

শংকৰদেৱ-মাধৰদেৱ সৃষ্টি আৰু দৃষ্টি

ମଞ୍ଜିବା ଶର୍ମା



মঞ্জিবা শর্মা কর্মসূত্রে বকোৱ
জৰাহবলাল নেহৰু মহাবিদ্যালয়ৰ
অসমীয়া বিভাগৰ মূৰৰী অধ্যাপিকা।
১৯৯৩-৯৪ চনৰ স্নাতকোত্তৰ চৃড়ান্ত
পৰীক্ষাত তেওঁ অসমীয়া বিষয়ত
প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানসহ সৰ্বপদক
লাভ কৰাৰ উপৰি বাণীকান্ত কাকতি
ব'ংটা লাভ কৰিবলৈ সক্ষম হয়।
সাহিত্যৰ লগতে সংগীত চৰ্চা অব্যাহত
ৰখা মঞ্জিবা শর্মাৰ ইতিমধ্যে অসমীয়া
আধুনিক গীত আৰু আবৃত্তিৰ শ্ৰব্য
চিডি প্ৰকাশ পাইছে। ব্যক্ততাৰ
মাজতো তেওঁ সাহিত্য চৰ্চা অব্যাহত
ৰাখিছে।

শংকৰদেৱ-মাধৱদেৱঃ সৃষ্টি আৰু দৃষ্টি

প্ৰকাশিত কৰিবলৈ প্ৰতিক্ৰিয়াকৰ্ত্তব্য

মণ্ডিবা শৰ্মা



“Sangkardev-Madhabdev- Shristi Aru Dristi” : A collection of articles written by Manjira Sarma and published by Purbayon Publication, Panbazar, Guwahati -1

First Edition : April, 2022

Price : Rs. 190

শংকৰদেৱ-মাধবদেৱ : সৃষ্টি আৰু দৃষ্টি

ISBN : 978-93-93881-81-6

প্ৰথম প্ৰকাশ : এপ্ৰিল, ২০২২

বেটুপাত : অভিজিৎ বৰা

গ্ৰন্থস্বত্ত্ব : লেখক

মূল্য : ১৯০/-

প্ৰকাশক :

পূর্বায়ণ প্ৰকাশন

যশোৱন্ত ৰোড, পানবজাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ সমীগত


পানবজাৰ, গুৱাহাটী-১, অসম

Email- purbayonindia21@gmail.com

website: purbayonpublication.com

© ৯৮৬৪৪২২১৫৭

অর্পণ



মোব পৰম্পূজ্য শহুৰ দেউতা শ্ৰীযুত ভৱকৃষ্ণ মিশ্র,
অৰসৰপাপু অধ্যক্ষ (ভাৰপ্রাপ্ত), জগন্নাথ বৰুৱা মহাবিদ্যালয়,
(যোৰহাট)ৰ স'তে বিভিন্ন সময়ত বহি কৰা আলোচনাৰ ফচল
এই গ্রন্থখন— পিতাৰ হাততে অৰ্পণ কৰিলোঁ।

শ্ৰদ্ধাৰে
মঞ্জুৰা শৰ্মা

পাতনি

২০০১-০২ চন মানবে কথা। জ্বাহবলাল নেহক মহাবিদ্যালয়, বকোত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে নিযুক্তি পোৱাৰ পিছত মোৰ শহৰ দেউতাই পায়ে কৈছিল অলপ লিখা-মেলা কৰি কিতাপ আকাৰে প্ৰকাশ কৰাৰ কথা। সেই সময়ত বিভিন্ন বিষয় তেখেতৰ সৈতে আলোচনা কৰা হৈছিল আৰু থূলমূলকৈ সেই কথাবোৰ টোকা কৰি থোৱা হৈছিল। মনতে আশা পুঁহি ৰাখিছিলোঁ, এদিন এই আটাইবোৰ লেখা এক কৰি, সামৰি প্ৰকাশ কৰিম। মোৰ এই আশা পূৰণত সহায় কৰিলে মোৰ স্বামী শ্ৰীযুত তাপস কুমাৰ মিশ্র (অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়), জ্বাহবলাল নেহক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° তপন দত্তদেৱ আৰু পূৰ্বায়ণ প্ৰকাশনৰ স্বত্তাধিকাৰী ড° অমৃত কুমাৰ উপাধ্যায়ে। তেখেতসকলৰ ওচৰত মই আজীৱন কৃতজ্ঞ হৈ ৰ'ম। তদুপৰি শ্ৰীযুত কুসুম চন্দ্ৰ শৰ্মাদেৱৰ ওচৰতো মই চিৰকৃতজ্ঞ, এই গ্ৰহৃত প্ৰকাশিত বিভিন্ন লেখাৰ সমল, বিশেষকৈ মাধৰদেৱ বিষয়ক লেখাৰ ভালেমান তথ্য আমি শ্ৰীযুত শৰ্মাদেৱৰ গ্ৰন্থৰ পৰা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিলোঁ।

‘শংকৰদেৱ-মাধৰদেৱঃ সৃষ্টি আৰু দৃষ্টি’ৰ ভুল-ক্ৰটিসমূহ পাঠকে আঙুলিয়াই দিলে আমি কৃতাৰ্থ হ'ম।

শ্ৰদ্ধাৰে
মণ্ডিৰা শৰ্মা

সূচীপত্র

- মহাপুরুষ শ্রীমন্ত শংকরদের বচনাত ভঙ্গিবস /৯
- মহাপুরুষ শ্রীমন্ত শংকরদের আকৃত মূল্যবোধের শিক্ষা /১৭
- মাধৱদের জীরন আকৃতি /২৫
- মাধৱদের বচনাত বস-কৃপায়ণ /৬২
- মাধৱদের বচনাত ছন্দ আকৃত অলংকারের ভূমিকা /৭৬
- মাধৱদের বচনাত ভাষা /৯২
- মাধৱদের অনুদিত সাহিত্য আকৃত অনুবাদ বীতি /১০২
- ভঙ্গি-বজ্ঞারলীঃ মাধৱদের অনন্য প্রতিভাব এক অভিন্ন স্বাক্ষর /১৩৮
- শ্রীমন্তাগরত পূর্বাণঃ পরমহংস পদপ্রাপ্তির পথ /১৪৬

মহাপুরুষ শ্রীমন্ত শংকৰদেৱৰ বচনাত ভক্তিৰস

‘কবিয়ে নিজৰ সৌন্দৰ্যউপভোগ নৈপুণ্যৰ দ্বাৰা মানস সৰোবৰত যি স্বচ্ছ
নিৰ্মল আনন্দৰ সঞ্চয় কৰে, কবিতাৰে সেই আনন্দৰ উৎস নিৰ্মাণ কৰি আনৰ
পিনে তাক প্ৰৱাহিত কৰে। কবিতাৰ দ্বাৰা প্ৰৱাহিত হৈ সেই আনন্দৰ উৎসই কাৰ্য
আলোচক সহদয় সামাজিকৰ হৃদয় প্ৰাৱিত কৰি, হৃদয়স্থ বাসনাক দ্রবীভূত নাইবা
দীপ্ত কৰি নিজৰ কপোৰে কপায়িত বা বঙ্গেৰে অনুৰঞ্জিত কৰিলে যি একপ্ৰকাৰ
ভাষাবে প্ৰকাশ কৰিব নোৱাৰা, মনেৰে কল্পনা কৰিব নোৱাৰা, অলোকিক,
চমৎকাৰাত্মক অনুভূতি উদয় বা ভূক্তি হয়, তাৰেই নাম ‘বস’, যাক অধিকাংশ
আলংকাৰিক আচাৰ্যই সাহিত্যৰ আজ্ঞা বুলি কৈছে।’

বেদ-উপনিষদৰ ধৰ্মসকলে অতীন্দ্ৰিয় জ্ঞানৰ দ্বাৰা পৰম সত্যত উপনীত
হৈছিল। এই পৰম সত্যৰ উপলক্ষ্মীলক জ্ঞানৰ দ্বাৰাহে যে মনুষ্যৰ পৰম পুৰুষাৰ্থ
মোক্ষ লাভ কৰি শাশ্঵ত শান্তি আৰু পৰমানন্দ লাভ কৰিব পাৰি, সেই সিদ্ধান্ত
মানৱ সমাজৰ আগত দাঙি ধৰিছিল। পৰম সত্য তত্ত্ব সচিদানন্দ স্বৰূপ। শেষৰ
“আনন্দ” শব্দটোতে সৰ্বশ্ৰেষ্ঠ বস নিহিত হৈ আছে। মাত্ৰাহীন ‘আনন্দ’ বুজাৰলৈ
বস শব্দৰ ব্যৱহাৰ সুপ্ৰাচীন কালৰ পৰাই আছে। উপনিষদত আনন্দস্বৰূপ ব্ৰহ্মাৰ
পৰাই জগতৰ সৃষ্টি স্থিতি লয় হয় বুলি কয়, সেই ব্ৰহ্মানন্দকে বস বুলি কোৱা
হৈছে।

বসতত্ত্বৰ প্ৰথম প্ৰৱৰ্তক হ'ল ভৰত। ভৰতৰ বসসূত্ৰ হ'ল “বিভাৰানুভাৱ
ব্যভিচাৰী সংযোগাত্ বসনিষ্পত্তিঃ।” বিভাৱ, অনুভাৱ আৰু সঞ্চাৰী বা ব্যভিচাৰী
ভাৱৰ সু-সমঘয়ৰ দ্বাৰা সহাদজনৰ হৃদয়ত অভিব্যক্ত ‘ৰতি’ আদি স্থায়ী ভাৱেই বস।

বস আঠবিধ—শৃঙ্গাৰ, হাস্য, কৰণ, বৌদ্র, বীৰ, ভয়ানক, বীভৎস আৰু
অস্ত্রুত। ভট্ট উন্নট, অভিনৱ গুপ্ত আদি আলংকাৰিকৰ মতে শান্ত বসৰে সৈতে বস
নবিধ।

“ভজি” প্ৰকৃততে বস হয় নে নহয় ৎ

শংকবদেৱৰ বিভিন্ন ভক্তিমূলক বচনাৰ মাজত ভক্তিবসৰ প্ৰাধান্য এক চকুত
লগা বৈশিষ্ট্য। ভক্তিবাদী কবিসকলে ভক্তিক বস বুলি গুৰুত্বসহকাৰে স্থীকৃতি
দিছে। প্ৰাচীন ভাৰতীয় আলংকাৰিকসকলে গুৰুত্ব দিয়া নৰবসৰ ভিতৰত ভক্তিবসে
স্থীকৃতি নোপোৱাৰ ঘাইকাৰণ হৈছে বস সম্পৰ্কীয় আলংকাৰ শাস্ত্ৰসমূহ ভক্তিপ্ৰধান
সাহিত্যবাজি সৃষ্টি হোৱাৰ আগতেই বচিত হৈছিল। মধ্যযুগীয় ভক্তি আন্দোলনৰ
লগে লগে কাৰ্যকৰ্মত ভক্তিবসৰ সংযোজন ঘটিল। ত্ৰয়োদশ শতাব্দীৰ মহাবাহ্নীয়
পণ্ডিত বোপদেৱে ভক্তিবসৰ সন্দৰ্ভত কৈছে, “ব্যাসাদিৰ দ্বাৰা বৰ্ণিত বিষুণ্ব বা
বিষুণ্বভক্তিসকলৰ নৰ বসাঞ্চক চৰিত্ৰ শ্ৰবণাদিৰ দ্বাৰা হৃদয়ত যি চমৎকাৰ আনন্দ
ও পঞ্জে সেয়ে ভক্তিবস।” ‘মুক্তাফল’ নামৰ গ্ৰহণত বোপদেৱে বিষুণ্বভক্তি ন প্ৰকাৰ
বুলি বৰ্ণিছে। সেই অনুসৰি বিষুণ্বভক্তিনিবিধ বসৰ অনুভূতিব মাধ্যমেৰে ভগৱানক
উপলক্ষি কৰিব পাৰে আৰু সেই ন বিধ বস মূল ভক্তিবেই প্ৰকাৰভেদ মাত্ৰ (পৃঃ
১৮৩)। “আলংকাৰ কৌশলভত” কৰি কৰ্ণপূৰ্বে ভক্তিবস স্থীকাৰ কৰিছে। বংগীয়
বৈষ্ণব বসতাত্ত্বিকসকলৰ মতেও ভক্তিবসেই প্ৰধান বস। মধুসুদন সৰস্বতীয়ে
“ভগবদ্ভক্তিবসায়ন” নামৰ গ্ৰহণত ভক্তিকেই পৰিপূৰ্ণ বস বুলি স্থীকাৰ কৰিছে।
প্ৰসিদ্ধ ভজ পণ্ডিত কপ গোস্বামীয়ে তেওঁৰ ভক্তি বসামৃতসিঙ্গু” নামৰ গ্ৰহণত
ভক্তিক বস বুলি প্ৰকাশ্যে স্থীকাৰ কৰিলে। গতিকে বসতাত্ত্বিকসকলৰ সিদ্ধান্তৰ
ওপৰত ভিত্তি কৰি ভক্তিক নিঃসন্দেহে বস বুলি স্থীকাৰ কৰিব পাৰি
শংকবদেৱৰ সমগ্ৰ বচনাৰ মাজত ভক্তিবসৰ প্ৰাধান্য ৎ

শংকবী সাহিত্যৰ মূল আদৰ্শই আছিল ভক্তিবস প্ৰচাৰ কৰা। এই ভক্তি
হ'ল শংকবদেৱৰ মতে ভগৱান বিষুণ্ব ওচৰত একান্ত আত্মসমৰ্পণ। শংকবদেৱৰ
সমগ্ৰ বচনাৰ মাজত ফুটি উঠিছে ভক্তিব অহেতুকী আৰু অনিমিত্ততা, প্ৰকৃত
ভক্তিই কোনো চৰম কামনাবে ভগৱানক নিবিচাবে, বিচাৰে সহজাত প্ৰীতি আৰু
ঐকান্তিকতাৰে। শংকবী সাহিত্যত ফুটি উঠিছে যে ভক্তি হ'ল গভীৰ প্ৰেমৰেই
অন্য এক নাম। এই প্ৰেমৰ লগত জড়িত হৈ থাকে শ্ৰদ্ধা আৰু একাগ্ৰতা।

শংকবদেৱৰ সমস্ত কাৰ্য, নাট্য আদি আলোচনা কৰিলে দেখা যাব যে

এইবোর মাজত যিকোনো প্রকারে ভক্তিবস জিলিকি আছে। শংকবদ্দের উদ্দেশ্য যদিও ভক্তিবস প্রচার করাটোহে আছিল তথাপি তেওঁ জানিছিল যে সহজ-সরল নিরক্ষৰ গঞ্চ বাইজে উকা ভক্তিবস গ্রহণ নকরিবও পাবে। গতিকে প্রয়োজন মতে তেওঁ অন্যান্য বসবো মিশ্রণ দিয়াত সাহিত্যসমূহ জনপ্রিয় হৈছিল। কিন্তু সকলো সময়তে ভক্তিবসৰ উপযোগিতা তেওঁ পাঠকৰ মনৰ পৰা আঁতবিবলৈ দিয়া নাছিল।

କାବ୍ୟ ଆକୁ ଆଖ୍ୟାନସମ୍ବନ୍ଧିତ ଭକ୍ତିବସ୍ତୁ

শংকবদের কাব্য আৰু আখ্যানসমূহত ভঙ্গিৰ স্পষ্ট প্রতিফলন দেখা যায়। ‘কল্পনী হৃণ’ কাব্যলৈ লক্ষ্য কৰিলে দেখা যায় যে শ্ৰীকৃষ্ণ হৈছে জগতৰ দৈশ্বৰ, তেওঁৰ চৰণ সেৱাই আছিল কল্পনীৰ পৰম আকাঙ্ক্ষা—

“ବ୍ରେଲୋକ୍ ଦୟାରେ ହରି ପରମ ପୁରୁଷ ତୁମି
ତୋମାକନୋ କୋନ ଜନେ ଆଟେ

কত বা জন্মের ভাগ্য কর্মক্রপে পাইবো আমি
তুমি হেন স্বামী সেবিবাক।।”

‘ଅମୃତ ମଥନ’ରେ ଅମୃତ ମଥୋତେ ଭାଗବତ ଦେଇ ଦାନରବ ବଳ ଟୁଟି ଅହାତ
ତେଓଲୋକର ବଳ ଶକ୍ତି ବନ୍ଧି କରିଛେ—

“দেৱতাৰ লগত অনন্ত দেৱ হৰি।

ଅସୁରବ ଲଗତ ଅସୁର କୃପ ଧରି ।।

উভয় দলের বল বীর্যাক বাঢ়ান্ত।

বিষ্ণুর মায়াৰ কেহো উমান নপান্ত ।।”

এইদিনে এই আখ্যানত বিষুব ঐশ্বরিক শক্তি প্রদর্শন আৰু ভক্তিবৎসল
কপৰ মাজেৰে ভক্তিবৎস উপলক্ষি কৰোৱা হৈছে।

“বলিচলন” ত ভদ্রির মাহাত্ম্য প্রকাশ পাইছে, আখ্যানৰ শেষৰ ফালে হৰিনাম কীৰ্তনত বিভোৱ বলিৰাজৰ ভক্তীয়া ৰূপ ধৰণৰ —

“ଭେଲନ୍ତ ବିଗୁଥ ବଲି ବିଷୟ ସଖତ ।

সদায়ে কৃষ্ণের নাম নগুচে ঘথত । ।

উঠি কতো কীর্তন কৰন্ত তাল ধৰি।

ଦୈତ୍ୟ କପେ ବେଢ଼ି ବାରେ ଚୌପାଶେ ଚାପରି ।।”

‘অজামিল উপ্যাখ্যান’ নাম মাহাত্ম্য প্ৰকাশক শ্ৰেষ্ঠতম উপ্যাখ্যান। কীৰ্তনত
সদা বত হৈ হৰি ভক্তি কৰাই মানুহৰ শ্ৰেষ্ঠ ধৰ্ম, জগ, যজ্ঞ, দান কোনোটোৱেই
হৰিনামৰ সমান হ'ব নোৱাৰে—

“হৰিমান বিনে জগ যজ্ঞ দানে, সাধিবে নপাৰে গতি।

নামৰ সমান নাই পুণ্য আন, জানিবা তুমি নৃপতি ॥”

নাটসমূহত ভক্তিৰস :

শংকবদেৰে তেওঁৰ নাটসমূহত ভগৱান কৃষ্ণৰ ঐশ্বৰিক মহিমা প্ৰকাশ কৰি
তাৰ জয়িতে ভক্তিৰসৰ সোৱাদ দিবলৈ চেষ্টা কৰিছে। ‘কল্পিণী হৰণ’ নাটত
বিবিধ বসৰ প্ৰকাশ দেখা যায় যদিও এই সকলোৰে উৰ্ধত ভক্তিৰস জিলিকি
আছে। “কেশৰ হামাকেবি বাখছ প্ৰাণ”— বুলি কৃষ্ণত আত্মসমৰ্পণ কৰা ভক্তা
কল্পিণীয়ে ভগৱানক ভক্তিৰ দ্বাৰা বশ কৰিছে। কল্পিণীৰ ভক্তিৰ পাশত বান্ধ থাই
কৃষ্ণই তেওঁক বিয়া কৰাইছে। ইয়াৰ দ্বাৰা প্ৰকাশ পাইছে ভক্তিৰ প্ৰতি ভগৱানৰ
কৃপা—“ভক্তক কৃপালু শ্ৰীকৃষ্ণ কল্পিণীৰ ভক্তি বশ্য হয়া, বিবিধ বিহাৰ মদন-
খোলা লীলা-কেলি কৌতুকে কৱল ।”

‘পাৰিজাত হৰণ’তো সকলোবিধ বসৰ উৰ্ধত ভক্তিৰসেই মূৰ দাঙি উঠিছে।
নাৰদৰ মুখোৰে কৃষ্ণৰ পৰম পুৰুষত্বৰ বিষয়ে এইদৰে কোৱা হৈছে—“হে কৃষ্ণ!
তোহে পৰম পুৰুষ নাৰায়ণ। ভূমিক ভাৰ হৰণ নিমিত্তে অৱতৰিষ্ঠ।” এইদৰে এই
নাটত কৃষ্ণক অৱতাৰী পুৰুষ হিচাপে চিৰিত কৰি ভক্তিৰস উপলক্ষি কৰোৱা হৈছে।

“বাম বিজয়” নাটত শ্ৰীৰামচন্দ্ৰক অৱতাৰী পুৰুষ হিচাপে প্ৰতিপন্ন কৰি নাটৰ
আৰম্ভণিতে কোৱা হৈছে—“মে জগতক পৰম ঈশ্বৰ নাৰায়ণ ভূমিক ভাৰ হৰণ
নিমিত্তে দশৰথ গৃহে অৱতৰল ।” ভক্তিৰস “কালিদগ্ন” নাটৰ মূল বস্তু। নাগ-
পত্নীসকলৰ স্তুতি-মিনতি আৰু শৰণাগত কালিনাগৰ আত্মনিবেদনৰ মাজেদি অনুৰোধ
পৰা যি ভক্তিশ্ৰেষ্ঠ নিগবি আহিছে, সিরেই নাটত যথোচিত ভক্তিৰসৰ সৃষ্টি কৰিছে।

“পত্নীপ্ৰসাদ” নাটত কৃষ্ণক ভক্তিৰসল আৰু দিজ পত্নীসকলক কৃষ্ণ
ভক্তিপৰায়ণা হিচাপে কৰায়িত কৰা হৈছে। স্থামীৰ বাধা সংৰেও পতি-পুত্ৰক এৰি
আহি ব্ৰাহ্মণীসকলে কৃষ্ণ ভক্তিৰ যি নিৰ্দৰ্শন দেখুৱালে, সি অপূৰ্ব। শেষত
নাটত ভক্তিৰ মহিমা প্ৰকাশ কৰি ভক্তিৰস উপলক্ষি কৰোৱা হৈছে।

“কেলিগোপাল” নাটত গোপীসকলৰ লৌকিক প্ৰেমক ঈশ্বৰমুখী কৰি

ଭଗବାନକ ଲାଭ କରାବ ଉଦ୍ଦାହରଣ ଦେଖୁଓରା ହେଛେ । ଭଜା ଗୋପୀସକଳେ ମାୟା-ମଘତା ତ୍ୟାଗ କରି କୃଷ୍ଣର ଚରଣତ ଆଶ୍ଚନିବେଦନ କରା କାର୍ଯ୍ୟର ଯୋଗେଦି ନାଟିତ ଭକ୍ତିବସର ସୃଷ୍ଟି ହେଛେ ।

অনুবাদপ্রধান সাহিত্যত ভক্তিবস :

“ভাগরত’ত বৈষ্ণব ধর্মৰ একমাত্ৰ দেৱতা কৃষ্ণ বা বিষ্ণুৰ শ্রেষ্ঠত্ব প্রতিপন্ন
কৰা হৈছে। দশম সঞ্চাৰ ভাগরতত অনেক ঠাইত কৃষ্ণৰ চৰণত শৰণ ল'বলৈ পৰামৰ্শ
দিয়া হৈছে—

নিতে টুটে আয়ু ইটো প্রাণ বায

କୈତ କେତିକ୍ଷଣ ଯାଏ ।

ନିଶ୍ଚଯ ଶବ୍ଦ

বিনে আন গতি নাই।

ଭକ୍ତ ସଦାୟ ଭକ୍ତିବେହି ଆକାଂକ୍ଷୀ, ଦଶମତ ଆଛେ—

থাকোক ভক্তি মাত্র তোমার চৰণে

এহিসে কাৰণে প্ৰভু পশিলো শৰণে।

ଭକ୍ତିତ୍ୱ ପ୍ରକାଶକ ଗ୍ରନ୍ଥତ ଭକ୍ତିବସ

ଭକ୍ତିତ୍ୱ ପ୍ରକାଶକ ଗ୍ରହୁ ‘ଭକ୍ତି ପ୍ରଦୀପ’ତ ଏକଶବ୍ଦ ନାମଧର୍ମ ଆବୁ ଭକ୍ତିବ
ଶ୍ରେଷ୍ଠତ୍ୱ ପ୍ରତିପନ୍ନ କରା ହେଛେ। ଚଣ୍ଡଳିନୀଯେ ଭକ୍ତିର ଶ୍ରେଷ୍ଠତ୍ୱ ଉପଲବ୍ଧି କରି କୃଷ୍ଣବ
ଚବ୍ରତ ଆସ୍ମୟମର୍ପଣ କରିଛେ—

“କଦାଚିତୋ ହେଲେ ମୋର ନଚାରୋକ ଘତି ।

জন্মে জন্মে তোমার চৰণে হৌক গতি ।।

କାଯ ବାକ୍ୟ ମନେ ଘଟି ତୋଘାର କିଂକରୀ ।

ନିର୍ବାପାୟ ଭକ୍ତି ଦିଯୋକ ଦେବହୁରି । ।

‘নিমি নবসিদ্ধ-সংবাদ’ গ্রন্থৰ দাসাত্ত্বক ভক্তিবস্বর এটি সন্দৰ নিদর্শন হ'ল—

তোমার ভূত্যব ভূত্যবো ভূত্যব

ତାନ ଭୃତ୍ୟ ଭୈଲୋ ଆମି ।

ନେବିବା ବାନ୍ଧବ ସ୍ଵାମୀ । ।

গীতসমূহ ভক্তিবস ::

বৰগীতসমূহ ভক্তিবস্ব আকৰ। বৰগীতত ফুটি উঠিছে পৰম পুৰুষ ভগৱানৰ
প্ৰতি গভীৰ আকৃতি আৰু আত্মনিবেদনৰ আকুলতা। অলোকিক শক্তিসম্পন্ন প্ৰভুৰ
চৰণক একমাত্ৰ শৰণস্থল বুলি ভাৰি গুৰজনাই নিজৰ সৰ্বস্ব সম্পৰ্কিত কৰিছে—
হৃদয় কমলে হৰি বৈঠে চিত্তো চৰণ না তেৰি।

କବଳ ଗରଲ ଯେଛେ ଭୋଜନ ହାମ୍ବ ଆମିଯା ତେବି ।

ପ୍ରସମ ମୁକଖ ହାମୁ ମାଧିର ଏକ ଭକ୍ତି ନଜାନା ।

ଦାସ ଦାସ ବୁଲି ତାବହ ଏହ ଶଂକବ ଭାନା ।।

ମାୟା-ମୋହେବେ ଭବା ସଂସାରବ ପରା ଉଦ୍ଧାର କବିବଲୈ ଶଂକବଦେବେ ଭଗବାନଙ୍କ
ଏହିଦରେ ମିଳନି ଜନାଇଛେ —

কহতু শংকব এ দুখ সাগৰ
 পাব কৰা হযীকেশ।
 তুহ গতি মতি দেহ ছিবিপতি
 তত্ত্ব পত্ত উপদেশ।।

নাম-প্রসংগের পুঁথির ভিত্তিতে 'কীর্তন' পুঁথির বিবিধ অধ্যায়ত ভক্তির ভগবদ্
ভক্তির বর্ণনাত, ভগবানের লীলা প্রকাশক আখ্যানত ভক্তিসম মধুরভাবে ব্যঙ্গিত
হচ্ছে। শংকবদেবের মতে মানব জীবনের একমাত্র কর্তব্য হচ্ছে কৃষক সর্বতোপ্রকারে
ভক্তি করা। কৃষকের প্রতি পূর্ণ অনুরুক্তিয়ে ভক্তি। শংকবদেবের ভক্তিসম মূলতে
আছে দাস্য ভাব। 'কীর্তন'ের বিভিন্ন ঘোষাত এই ভাবের স্ফূরণ দেখা যায়।
উদাহরণস্বরূপে—

কীর্তনৰ পুতনা বধ, অঘাসুৰ, বকাসুৰ আদি দৈত্য বধ, গোবর্ধন ধাৰণ, যশোদাৰ কৃষ্ণ মুখত বিশ্বদৰ্শন, নৃসিংহৰ অৱতাৰ, কালি দমন, বনান্তি পান ইত্যাদি বৰ্ণনাৰ দ্বাৰা কৃষ্ণৰ অলৌকিকতা প্ৰকাশ কৰি ভক্তক অভিভূত কৰা হৈছে।

শংকরদেৱৰ বচনাত বিবিধ বসৰ প্ৰয়োগ থাকিলেও ভক্তিবসৰ সমুদ্ৰৰ মূল উৎসৰ পৰাই এনে বসৰ উৎপত্তি। নানা ঠাইৰ পৰা নানা পথেদি নদীৰ প্ৰবাহ গৈ সাগৰত মিলি যোৱাৰ দৰে শংকরদেৱৰ বচনাৰ বিভিন্ন ভাব আৰু বস “মধুৰৰো সুমধুৰ, মংগলৰো পৰম মংগল”স্বৰূপ ভক্তি সাগৰত বিলীন হৈ গৈছে।

গ্রন্থপঞ্জী :

১. চৌধুৰী মেদিনী, সৰ্বভাৰতীয় ভক্তি আন্দোলন আৰু শংকরদেৱৰ মূল্যায়ন, প্ৰকাশক : কমল দাস, সুভদ্ৰা প্ৰকাশন, দিতীয় সংস্কৰণ, ২০০৭
২. দাস ৰামপ্ৰসাদ, মহাপুরুষ শ্রীশ্রীশংকৰদেৱ, শ্রীশ্রীমাধৱদেৱ, প্ৰকাশক : গিৰিপদ চৌধুৰী, প্ৰকাশিকা, পাণবজাৰ, গুৱাহাটী, প্ৰথম তাৰণ, ১৯৭৬
৩. দাস কৈলাশ, কলিতা মৰল বজিতা, অসমীয়া ভক্তি সাহিত্য, প্ৰকাশক- শ্রীগোপেশ্বৰ বৰা, প্ৰথম প্ৰকাশ, ৫৫৭ শংকৰাবৰ্দ
৪. মজুমদাৰ বিমল, ভক্তি সাহিত্য, প্ৰকাশক চন্দ্ৰ প্ৰকাশ, পাণবজাৰ, গুৱাহাটী-২, ২য় প্ৰকাশ, ২০০৩ চন
৫. মহন্ত ড° বৰী, শংকৰদেৱৰ সাহিত্যৰ নন্দনতাত্ত্বিক অধ্যয়ন, প্ৰকাশক : অঞ্জন মহন্ত, প্ৰথম প্ৰকাশ, মার্চ, ২০০৩ চন
৬. শান্ত্ৰী আচাৰ্য মনোৰঞ্জন, অসমৰ বৈষ্ণব দৰ্শনৰ কৃপাৰেখা, সম্পাদ্য ড° বাণীকান্ত শৰ্মা, প্ৰকাশক : অম্বিকা পদ চৌধুৰী, বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড.
৭. শান্ত্ৰী মনোৰঞ্জন, সাহিত্য দৰ্শন, প্ৰকাশক : জাৰ্নাল এম্পাৰিয়াম, নলবাৰী অসম।
৮. শৰ্মা তীর্থনাথ, ভক্তিবাদ, প্ৰকাশক, কুমুদ গোস্বামী
৯. শালৈ পদ্মবাম, ভক্তিধৰ্ম আৰু ভক্তিকাৰ্যত এভুঘুকি, প্ৰকাশক : শ্রীগোপাল গোস্বামী, প্ৰথম প্ৰকাশ, ফেব্ৰুৱাৰী, ১৯৯৭ চন
১০. শইকীয়া বৰা, ড° ইন্দিৰা, বৈষ্ণব সাহিত্যৰ অধ্যয়ন, প্ৰকাশক : তপন কুমাৰ বৰা, প্ৰথম প্ৰকাশ, জুন, ২০০৫ চন

প্ৰসংগ টোকা :

১. আচাৰ্য মনোৰঞ্জন শাস্ত্ৰী, 'সাহিত্য দৰ্শন', প্ৰকাশক : শ্ৰীসুবেন্দ্ৰ চন্দ্ৰ 'বৈশ্য', জানোল এম্প'বিয়াম, নলবাৰী, অসম, তৃতীয় প্ৰকাশ : জানুৱাৰী, ১৯৮৮
২. আচাৰ্য মনোৰঞ্জন শাস্ত্ৰী, অসমৰ বৈষ্ণৱ দৰ্শনৰ কথপৰেখা, পৃষ্ঠা : ১৮৮

মহাপুরুষ শ্রীমন্ত শংকৰদের আৰু মূল্যবোধৰ শিক্ষা

ত্ৰিভুৱন বন্দন দৈৱকী নন্দন
যো হৰি মাৰল কংস
জগ জন তাৰণ দেৱ নাৰায়ণ
শংকৰ তাকেৰি অংশ ।।

কলিযুগত বাম নাম অস্ত্র লৈ ধৰা ধামত অৱতৰণ কৰা দেৱ নাৰায়ণৰ
অংশস্বৰূপ শ্রীমন্ত শংকৰদেৱৰ বচনালী আৰু জীৱন চৰ্যাত সনাতন মানবিক
প্ৰমূল্যসমূহ ঠাই আছে। কিন্তু বৰ্তমানৰ পশ্চিমীয়া ভোগবাদী সংস্কৃতিৰ প্ৰভাৱত
সেই প্ৰমূল্যসমূহৰ বহু ক্ষেত্ৰত অৱক্ষয় ঘটা পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিত
এইবোৰ কৰ্যণ কৰাটো জৰুৰী হৈ পৰিছে। সাধাৰণ শিক্ষা ব্যৱস্থাতো এতিয়া
আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে মূল্যবোধৰ শিক্ষা। এহাতেদি বিজ্ঞানৰ চৰম
জয়যাত্রা, আনন্দাতেদি মূল্যবোধৰ অৱক্ষয়। এক সাংঘাতিক ভাৰসাম্যহীন সমাজ
ব্যৱস্থা। সমাজ জীৱনত বিভিন্নতা, সাম্প্ৰদায়িকতা, উচ্ছৃংখলতা, মানৱতাৰিণী
কাম-কাজ, যুৱ সমাজৰ অৱক্ষয়, কৰ্মস্পৃহাহীনতা, নিচাগ্রন্থতা আদি বৰ্তমানৰ
জৰুৰি সমস্যা। এই সকলোবিলাক পৰিস্থিতিৰ পৰা সমাজে পৰিত্বাণ পাবলৈ হ'লৈ
এক আদৰ্শক অনুসৰণ কৰিব লাগিব।

যদা যদাহি ধৰ্মস্য প্লানির্বৰতি ভাৰত।

অভ্যুত্থানমধৰ্মস্য তদাত্মানম্ সৃজাম্যহম্ ।।

পৰিত্রাণায় সাধুনাম্ বিনাশায় চ দুষ্কৃতাম্।
ধৰ্মসংস্থাপনাৰ্থায় সন্তোষামি যুগে যুগে॥

পৃথিবীত তেতিয়া ধৰ্মৰ হানি হৈ অধৰ্মৰ অঙ্গুখান হয়, তেতিয়াই দুষ্টক দমন সন্তুক পালনৰ নিমিত্তে একো একোজন অৱতাৰী পুৰুষৰ ধৰাধামত আৱিৰ্ভাৰ হয়। বৰ্তমান সময়ত মহাপুৰুষ শংকবদেৱৰ আৱিৰ্ভাৰক তেনে এক আৱিৰ্ভাৰ বুলি ক'লেও অত্যুক্তি কৰা নহ'ব যেন লাগে। বৰ্তমানৰ প্ৰচলিত শিক্ষা ব্যৱস্থাৰ দ্বাৰা মানুহৰ জনাৰ পৰিমাণ বাঢ়িছে, কিন্তু সেই অনুপাতে মানুহ নিয়ন্ত্ৰিত, শৃংখলিত, মাৰ্জিত হ'ব পৰা নাই। সেই কাৰণেই অসমৰ সমাজ গঢ়াৰ খনিকৰ, অসমৰ জাতীয় জীৱনৰ পুৰোধা পুৰুষ শ্ৰীমন্ত শংকবদেৱ এতিয়া অধিক প্ৰাসংগিক হৈ পৰিছে। নাম, দেৱ, গুৰু আৰু ভক্তত একান্ত শৰণ লৈ এক শৰণীয়া হৈ মানুহে বৰ্তমান সমাজত দেখা দিয়া মূল্যবোধৰ অৱক্ষয় বোধ কৰিব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। গীতাত শ্ৰীকৃষ্ণই কৈছে—

সৰ্বধৰ্মান् পৰিত্যজ্য মামেকং শৰণং ব্ৰজ

অহং ত্বাং সৰ্বপাপেভ্যো মোক্ষযিষ্যামি মা শুচঃ।

গীতাব এই একশৰণকে মহাপুৰুষ গুৰুজনাই একশৰণ নামধৰ্মৰ প্ৰধান তত্ত্ব হিচাপে গ্ৰহণ কৰিলে আৰু বুজাৰলৈ চেষ্টা কৰিলে যে আমি এক আৰু আমাৰ ঈশ্বৰ এজন। আজি আমি হিন্দু, মুছলমান, শ্ৰীষ্টিয়ান, শিখ বুলি নিজকে পৰিচয় দিওঁ, আমাৰ ঈশ্বৰ অমুক, আমি ব্ৰাহ্মণ তোমালোক শূদ্ৰ বুলি বণ্ণবৈষম্যৰ সৃষ্টি কৰিছোঁ। কিন্তু শংকবদেৱে নিজে কৈ গৈছে—

কুকুৰ শৃগাল গৰ্দভৰো আআৰাম।

জানিয়া সবাকো পৰি কৰিবা প্ৰণাম॥

মহাপুৰুষজনাই বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষীৰ মাজত উচ্চ-নীচ ভেদাভেদ আঁতৰাই একশৰণ নামধৰ্মৰ জৰিয়তে যিদিবে অসমীয়া জাতিক একতাৰ ডোলেৰে বান্ধি এক বৃহত্তর অসমীয়া জাতি হিচাপে বিশ্বত প্ৰতিষ্ঠা কৰিছিল, সেয়া যুগে যুগে স্মৰণীয় হৈ ব'ব।

পৰম সত্যক উপলব্ধি কৰিবলৈ আৰু অন্তৰাত্মাত ধাৰণ কৰিবলৈ জ্ঞানৰ প্ৰয়োজন থকিলেও জ্ঞানতকৈ ভক্তিহে শ্ৰেয়। সেয়ে কীৰ্তনঘোষাত মহাপুৰুষৰ চৰম বাণী—

নালাগে ভক্তি দেৱ দিজ ঋষি হইবে।

নালাগে সন্তুত শান্ত্ব বিস্তুর জানিবে ॥

তপ জপ যজ্ঞ দান সবে বিড়ম্বন ।

কেবল ভক্তি তুষ্ট হোস্ত নাবায়ণ ॥

এই ভক্তি, এই একাত্মিকা, এই অনুভূতি প্রকাশ করি শংকরদেরে ভক্তির গৌরব ঘোষণা করিছে।
তোমার অবৈত্ত কৃপ পরম আনন্দ পদ

তাতে মোব মগ্ন হৌক চিত্ত ।

তৈলোহো দাসরো দাস জানি আরে নবহরি

আমাক নেবিবা কদাচিত ॥

এই দাস্যভার নবপ্রজন্মের বাবে আতি প্রয়োজনীয়। যিয়ে বর্তমানের তরুণ-
তরুণীক সহনশীল, ধৈর্য আৰু সাম্যভাবেৰে ভবিষ্যতৰ কৰ্মপথত খোজ পেলোৱাৰ
ক্ষেত্ৰত প্ৰভাৱ বিস্তাৱ কৰিব পাৰে।

কলিৰ মৃচমতি লোকে কেনেকৈ কৰ্মসাধনৰ দ্বাৰা কলিযুগৰ পৰা
সত্যযুগত উপনীত হৈ পৰম গতি পাব পাৰে, তাৰো উপায় মহাপুরুষ শংকরদেৱে
দি গৈছে। সেয়া হ'ল— শৰণ, ভজন, মানবসেৱা আৰু মালামন্ত্ৰ। কৰ্ম অনুসৰি
যি সেই যুগত উপনীত হৈছে, সেই যুগধৰ্ম বিশ্বাসেৰে সম্পাদন কৰিলেহে
সংসাৱৰ উন্নতি হ'ব পাৰে। কামুক, পৰশ্রীকাতৰ, ইন্দ্ৰিয়ৰ বশীভৃত কলিৰ মায়াৰ
মোহেৰে মোহিত লোকে আত্মশুদ্ধি নকৰি সাত্ত্বিক প্ৰথা এবি তামসিক বা
বাজসিকভাৱে পূজা সেৱা, নাম-গুণ, ধ্যান-ধাৰণা কৰিব পাৰে, কিন্তু সুফল
পোৱা কঠিন। যুগধৰ্ম সাধনাহৈহে মানুহক মুকুতিৰ পথত আগুৱাই নিব পাৰে।
কলিযুগত আছোঁ বুলি সংস্কাৱৰ উৎকৰ্ষৰ কথা নাভাৱি শান্ত্ৰ অনুমোদিত নীতি-
নিয়ম, তপ-জপ, ধ্যান-ধাৰণা ত্যাগ কৰি অকল নাম গাইনাম ধৰ্ম পালন কৰিবলৈ
গ'লে নৈতিক অৱনতিয়োহে দেখা দিব পাৰে। নিয়ত কৰ্মসাধনীৰ দ্বাৰা যে
সংস্কাৱৰ উৎকৰ্ষ সাধন হৈ সাধক কলি যুগৰ পৰা সত্য যুগত উপনীত হ'ব
পাৰে, এই কথা শান্ত্বত এনেদেৱে কৈছে—

যেখনে সাত্ত্বিক হয় বুদ্ধি মলমতি ।

জ্ঞানত তপত হয়, অতিশয় বতি ।।

দূৰ হয় কাম ক্ৰোধ লোভ মোহ চয় ।

তেখনে জানিবা তৈল সত্যৰ উদয় ॥

কৰন্ত প্ৰকাশ হৰি হিয়াত যাহাৰ।
কলিযুগো সত্যযুগ ভৈল আহি তাৰ।। (ভঙ্গি বত্তাকৰ)

গতিকে,

ভাই ৰাম কহ ৰাম কহ ৰাম মন্ত্ৰে সাৰ।

তপ জপ যাগ যোগে সিদ্ধি নাই আৰ।। (কীৰ্তন, স্যামন্ত হৰণ)

ৰাম নামেহে মানুহক সংসাৰৰ পৰা উদ্ধাৰ কৰিব পাৰে।

মূল্যবোধৰ সংজ্ঞা আগবঢ়োৱাটো কঠিন কাম। মহাপুৰুষ দুজনাই ধৰ্মান্বাদী, স্বার্থপৰতা, সংকীৰ্ণতা, অহিংসা, দয়া, প্ৰেম, শান্তি, বিশ্বজনীন মানৱতাবোধ, আধ্যাত্মিক উৎকৰ্ষ সাধন, ধৰ্মৰ সাৰ্বজনীন কৃপা, ভঙ্গি আদিৰ ক্ষেত্ৰত যি শিক্ষা দিছে, সেই সকলোখনিয়ে সৰ্বকালৰ চিৰতনু প্ৰমূল্যসমূহৰ বক্ষণাবেক্ষণ দি থাকিব। এয়াই মূল্যবোধ শিক্ষাৰ পাঠ্যক্ৰম। এই শিক্ষা বৰ্তমান সময়ত জৰুৰী। ইয়ে মানৱ সমাজক, যুৱ সমাজক অৱক্ষয় হোৱাৰ পৰা বক্ষণা কৰিব পাৰে।

মহাপুৰুষ শংকবদেৰে মাধবদেৰক কৈছিল— তুমি আমি আচৰিম যিটো লোকে আচৰিব সিটো। ইংৰাজীত এয়াৰ কথা আছে, Value can not be taught, value can be caught, প্ৰমূল্যসমূহ আচৰণৰ বস্তু বা কথা, মানুহক শিকোৱা কথা নহয়। ব্যক্তিমাত্ৰেই আমি মূল্যবোধৰ কথাবিলাক জানি ব্যক্তিগত জীৱনত তাক প্ৰয়োগ কৰিব লাগিব। নিজৰ আচৰণৰ দ্বাৰা উঠি অহাসকলক আদৰ্শ দেখুৱাৰ লাগিব। গতিকে ব্যক্তিগত জীৱনত সৰ্বতোপকাৰে গ্ৰহণ কৰি প্ৰমূল্যসমূহ সমাজ জীৱনত গ্ৰহণ কৰোৱাই সামাজিক পৰিবৰ্তন আশা কৰিব লাগিব। মুখৰ কথাত, বুলি আশা কৰিব নোৱাৰিব।

গুৰজনাই চতুৰ্বৰ্গ সাধন অৰ্থাৎ ধৰ্ম অৰ্থ কাম মোক্ষ লাভৰ পথ মানুহৰ বাবে মুকলি কৰিছিল। মানৱ জীৱনৰ মূল লক্ষ্য কি? জীৱশ্ৰেষ্ঠ মানুহৰ ইতৰ জীৱৰ প্ৰতি ব্যৱহাৰ কেনে হ'ব লাগে? উচিত, অনুচিত, কৰ্ম, অকৰ্ম, ধৰ্মনিৰপেক্ষতা, গণতান্ত্ৰিক প্ৰমূল্য সম্পর্কে গুৰজনাই শিক্ষা দিছিল। শংকবদেৰে পৰম সত্য তত্ত্ব হিচাপে গোপাল গোবিন্দ যদু নন্দন কৃষ্ণক স্থাপন কৰিছে। শ্ৰীকৃষ্ণকে তেৱাই আদৰ্শ পুৰুষ হিচাপে দাঙি ধৰিছে আৰু শ্ৰীকৃষ্ণক আদৰ্শক অনুসৰণেই মানুহৰ

উন্নতিৰ একমাত্ৰ পথ বুলি উদাহৃত কঠে ঘোষণা কৰিছে। আদৰ্শত অনুৰাগে আনে ভক্তি, ভক্তিয়ে আনে সহানুভূতি, সহানুভূতিয়ে আনে বৃত্তি নিয়ন্ত্ৰণ আৰু সামাজিক শৃংখলা। আমি যদি সৎ আদৰ্শক অনুসৰণ কৰোঁ, তেনেহ'লৈ আমি বেয়া কাম কৰিব নোৱাৰোঁ। কিয়নো যীশুক্রিষ্টই কৈছে— We are shaped and fashioned by what we love. শ্রীকৃষ্ণক ভালপোৱা আৰু অনুসৰণ কৰা ভাৱালুতা হ'ব নোৱাৰে। কাৰণ ইয়াৰ লগত কৰ্ম জড়িত হৈ আছে। কমহীন সৎ চিন্তা কোনো কামৰ নহয়। গতিকে শৰণপ্রাপ্তিৰ জৰিয়তে মানুহৰ সংস্কাৰ হ'ব পাৰে।

শংকবে সংশয় ছেদি

শাস্ত্ৰৰ তত্ত্বক ভেদি

প্ৰচাৰিলা কৃষ্ণৰ ভকতি। (ঘোষা)

এই কৃষ্ণইহে শুন্দ চৈতন্য আঢ়া। তেওঁক ভজিলেহে শিকনীয় দিশসমূহ
লাভ কৰিব পাৰি। কৃষ্ণক পাবৰ উপায় হৈছে—

পৰম ঈশ্বৰ দেৱ

কৃষ্ণক নপাৱে লাগ

তপ জপ যাগ-যোগ দানে

একান্ত ভজ্বৰ পদ

বেণু শুন্দ চিন্তে মাথে

অভিযৈক নকৰয় মানে ॥

শ্রীকৃষ্ণ আমাৰ সকলোৰে পিতৃ। তেওঁৰ সন্তান সকলো আমি ভাত্ৰ, ভগ্নী।
এয়াই বিষ্ণুজনীন সত্য। 'ঈশ স্বৰূপে হৰি সৰ ঘটে বৈঠহ, যৈচন গগন বিয়াপি।
(বৰগীত)— একতাৰ সমতাৰ মূল্যবোধ শিক্ষা এয়াই। ইয়াৰ দ্বাৰা ঈৰ্যা, অসূয়া
দূৰ হ'ব আৰু অহিংসা প্ৰতিষ্ঠা হ'ব। পৰম্পৰে পৰম্পৰক সহ্য কৰিবলৈ শিকিব।

ভক্তৰ সংগত থাকি হৰিনাম কীৰ্তন কৰিলে মানুহৰ মন পৰিৱ্ৰ হয়। হৰিনাম
কীৰ্তনত সকলোৰে অধিকাৰ আছে। জাতিভেদ, বৰ্ণভেদ হৰিনামৰ অন্তৰায় নহয়—
পৰম নিৰ্মল ধৰ্ম হৰিনাম কীৰ্তনত

সমস্ত প্রাণীৰ অধিকাৰ

এতেকেসে হৰিনাম সমস্ত ধৰ্মৰ বাজা

এহি সাৰ শাস্ত্ৰৰ বিচাৰ ॥ (ঘোষা)

নিৰ্মল মানুহৰ সংগত থাকিলে সকলো মানুহৰ মন নিৰ্মল হয়। A man is

known by the company be keeps. অসৎ সংগ এবি কৃষ্ণ ভকতৰ সংগ ল'বলৈ
আৰু উন্নতমানৰ হ'বলৈ মহাপুৰুষজনাই সকলোকে আহান জনাইছে : অসৎ
সংগ পৰিহাৰ, সৎ সংগ গ্ৰহণ মূল্যবোধ শিক্ষা, ধৰ্মীয় সহনশীলতা আৰু অহিংসা—
দুটি প্ৰধান প্ৰমূল্য—

পৰৱ ধৰ্মক নিহিংসিবা কদাচিত ।

কৰিবা ভূতক দয়া সকৰণ চিত ॥

হইবা শান্ত চিত সৰ্বধৰ্মত বৎসল ।

এহি ভাগৱত ধৰ্ম জানা মহাবল ॥ (ভক্তি প্ৰদীপ)

পঙ্গিত হৈয়ো শংকবদেৱে সৰ্বসাধাৰণ বাইজে বুজি পোৱা ভাষাতহে কীৰ্তন,
দশম আদি লিখিছিল। সাধাৰণ মানুহৰ প্ৰতি থকা ভালপোৱাৰ ই এটা উৎকৃষ্ট
উদাহৰণ। এই প্ৰমূল্যক আমি সন্মান জনাব লাগিব আৰু ব্যক্তিগত জীৱনত আচৰণ
কৰিব লাগিব।

ত্যাগৰ মাজেদি ভোগ ভাৰতীয় আদৰ্শ। গুৰুজনাই এই প্ৰমূল্যৰ অনুকূলে
উপদেশ দিছে। শ্ৰীকৃষ্ণৰ বাল্য সখা দামোদৰ বিপ্ৰ জীৱনতে ইয়াৰ প্ৰকাশ দেখা
পোৱা যায়।

এহি বুলি দিজে ভুঞ্জিলা পৰম

ভোগ্যক পত্নী সহিত

কিছু কিছু কৰি বিষয় এৰস্ত

কৃষ্ণত অপৰ্যাপ্তি চিত ॥

দৃঢ় ভক্তি কৰি চিত্তি মোহ জৰী

কৰ্ম বক্ষে ভৈলা হীন ।

পায়া মহোদয় দেখি ব্ৰহ্মাময়

কৃষ্ণত গৈলন্ত লীন ॥ (কীৰ্তন)

জীৱশ্ৰেষ্ঠ মানুহৰ চৰম প্ৰাপ্তি ইয়াতেই ।

মহাপুৰুষ শংকবদেৱে দেখুওৱা মতাদৰ্শ বৰ্তমানৰ জ্ঞান-বিজ্ঞানৰ
বিস্ফোৱণৰ যুগত নতুন পুৰুষে কেনেদবে গ্ৰহণ কৰিব, পালন কৰিব, কেনেধৰণৰ
প্ৰয়োগেৰে শিক্ষা আহৰণ কৰিব লাগিব, এই বিষয়টো চিন্তনীয় হৈ পৰিষে। আধুনিক
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই মানৱ সমাজত দ্রুতগতিত পৰিৱৰ্তন আনিছে। এহাতে

জীরনত শারীরিক সুখ-সন্তোগ দিয়া সমলব যোগান ধরিছে, আনন্দাতে মানসিক অশান্তি আক সংকট সৃষ্টি করিছে। সৃষ্টিমূলক সমলেবে মানুহক সুখ আক আনন্দ দিছে, আনন্দাতে ধৰণমূলক বহুত সমল আক ইয়াৰ ব্যৱহাৰে মানৱ সমাজত অশান্তি আনিছে। গতিকে নতুন পুৰুষে মহাপুরুষৰ মতাদৰ্শ অনুসৰি আধ্যাত্মিক চিন্তাবে জীৱন সুখময় কৰাৰ শিক্ষা আহৰণ কৰিব লাগিব আক আনন্দাতে বিজ্ঞানৰ জ্ঞান আহৰণ কৰি বস্তুবাদী চিন্তাবে জীৱন গঢ় দিব পৰা শিক্ষাও ল'ব লাগিব। গতিকে তেওঁলোকে আধ্যাত্মিক জ্ঞান আক বৈজ্ঞানিক জ্ঞান— দুয়োটাই পৰিৱৰ্তনশীল জগতত খাপ খাব পৰাকৈ আহৰণ কৰিব লাগিব। নতুন পুৰুষে ধৰ্ম আক বিজ্ঞানৰ মাজত যে ওতপ্রোত সম্পর্ক আছে, সেই বিবয়ে প্ৰথমে জ্ঞাত হ'ব লাগিব। ধৰ্ম হৈছে আত্ম-উপলক্ষিৰ এটা পথ যি পথেদি গ'লে ব্যক্তিৰ আত্ম-উপলক্ষি হয় আক ভগৱানৰ সন্তাক জানিব পৰা যায়। ধৰ্মই আত্মা আক পৰমাত্মাৰ মিলন পথৰ সন্ধান দিয়ে। ড° সৰ্বপল্লী বাধাকৃষ্ণনে ধৰ্মৰ সংজ্ঞা দিছে— Religions are the ways to realise the self. ধৰ্ম আত্মোপলক্ষিৰ পথ। সত্যাই ভগৱান। এইসত্যক জনাটোৱে সকলো ধৰ্মৰ মূল উদ্দেশ্য। সেই কাৰণে বাধাকৃষ্ণনে কৈছে— গাইব বৎ বেলেগ হ'লেও গাথীৰ বৎ সদায় একে। গতিকে সত্য সদায় সত্য— নিত্য শাশ্বত। ধৰ্মই এই চিবসত্যটোকে মানৱ সমাজক দিয়ে। মহাপুৰুষজনাই এই সত্যক ‘একশৰণ’ৰ যোগেদি আমাক লোৱাৰ দিহা কৰি গৈছে। আনন্দাতে বিজ্ঞান হ'ল এটা পদ্ধতিগতভাৱে চলোৱা অধ্যয়ন যি পৰীক্ষা গৱেষণা আক নিৰীক্ষণৰ মাজেদি আচল সত্যক উদ্বাব কৰা হয়। বৰ্তমান বিজ্ঞানে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পথ, নক্ষত্ৰৰ আচল স্থিতি উদ্বাব কৰিবলৈ প্ৰচেষ্টা চলাই আছে। আনন্দাতে খ্যাত-মুনিসকলে ধৰ্ম সাধনাৰ যোগেদি দৈশ্ব্যৰ অস্তিত্ব আক ব্ৰহ্মাণ্ডৰ স্থিতিৰ হেজাৰ হেজাৰ বচ্ছৰ আগতেই ঘোষণা দিছিল। এই সত্যকেই বিজ্ঞানে বৰ্তমান পাইছে। মহাপুৰুষ শংকৰদেৱে কৈছে—

গোবিন্দ বাম মূৰৰী

অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী।

ধৰ্মৰ জৰিয়তে মানুহে এই সত্য উপলক্ষি কৰিবলৈ শিকিছে। ধৰ্ম আক বিজ্ঞানৰ সমৰ্পণ যে ওতপ্রোত এই সম্পর্কে বিজ্ঞানী আইনষ্টাইনে কৈছে— বিজ্ঞানহীন ধৰ্ম আন্দ আক ধৰ্মহীন বিজ্ঞান খোৱা। গতিকে ধৰ্ম আক বিজ্ঞানৰ লক্ষ্য একেই। মাত্ৰ সেই লক্ষ্যত উপনীত হোৱাৰ পথ বেলেগ বেলেগ। ধৰ্মই

আধ্যাত্মিক আৰু ঐশ্বৰিক তত্ত্বৰ পথ লৈছে। বিজ্ঞানে পৰীক্ষা, গবেষণা আৰু প্রযুক্তিৰ পথ লৈছে। এটা আনটোৰ পৰিপূৰক। এই বহস্যৰ জ্ঞান নতুন পুৰুষসকলে জানিলে জীৱনত অমিয়া আনন্দ সুখৰ অধিকাৰী হ'ব আৰু মানৱ সংস্কৃতিলৈ অৱদান আগবঢ়াৰ পাৰিব।

শংকবদেৱে থলুৱা সংস্কৃতিৰ পৰা সমল লৈ গীত-মাত, নৃত্য-বাদ্য, অভিনয় আদি সৃষ্টি কৰি সকলোৱে মাজত সংহতি প্ৰতিষ্ঠা কৰিছিল। এই সকলোৱিধিৰ শিক্ষা নতুন পুৰুষে বৈজ্ঞানিক দৃষ্টিবে বিশ্লেষণ কৰি আহৰণ কৰিব লাগে। হস্তশিল্প, কুটীৰ শিল্পৰো আদৰ্শ মহাপুৰুষজনাই আমাক দি হৈ গৈছে। নতুন পুৰুষে সেই শিক্ষাও আহৰণ কৰা উচিত। প্ৰাচীন কালত ছাত্ৰই গুৰুগৃহত থাকি মূল্যবোধৰ শিক্ষা লাভ কৰিছিল। শংকবদেৱেও এনে শিক্ষাবে আদৰ্শ ভক্তীয়া সমাজ গঠন কৰি দেখুৱাই গৈছে। মহাপুৰুষৰ মতে সত্য শিৰ সুন্দৰৰ আৱাধনা কৰাটোৱেই ঐশ্বৰিক মূল্যবোধ। এই তত্ত্বৰ ওপৰতেই তেৰাই নিজৰ ধৰ্মমত স্থাপন কৰিছিল। গতিকে এনে মূল্যবোধৰ শিক্ষা ল'ব পাবিলৈই নতুন পুৰুষ উপকৃত হ'ব আৰু সমাজৰো উপকাৰ হ'ব।

শেষত জ্যোতিপ্রসাদৰ কৰিতাত থকা শংকৰ প্ৰশংস্তি এফাঁকিৰে আমাৰ লেখা সামৰিছো—

মহাপুৰুষ শংকৰ মাধবৰ
সোণসেৰীয়া সংস্কৃতিয়ে
পোহৰ দিয়ে
এই পৃথিৰীত
সোণৰ জীৱনৰ।

মাধৱদের জীৱন আৰু কৃতি

জন্ম : ১৪৮৯ চনত (১৪১১ শকৰ জেষ্ঠ মাহৰ কৃষ্ণা প্রতিপদ তিথিত) নাৰায়ণপুৰৰ লেতেকুপুখুৰীৰ পাৰত হৰশিঙ্গা বৰাব (আহোম বাজবিষয়া) ঘৰত মাধৱদেৱৰ জন্ম হয়। কথাগুৰচৰিতৰ মতে শংকবদেৱ প্ৰথম তীর্থভ্রমণ কালত বদৰিকাশ্রমত থাকোঁতে মাধৱদেৱৰ জন্ম হৈছে— “গৈ বদৰিকাশ্রমে উঠি উদ্বৰক দৰশন হৈছেগৈ। তাত দক্ষিণ বাহুত বাঢ়িছে মাংস। সৰ্বজয় আটৈ বোলে, কিবা হবহে। গুৰু বোলে, আমাৰ ইষ্ট এজন পুৰুষ মাধৱ নামে জন্মিছে।” একেখন চৰিততেই মাধৱদেৱৰ জন্মকাল এনেদৰে নিৰ্ধাৰণ কৰিছে— “জেষ্ঠ মাহ বৰিবাৰ অমাৰস্যা তিথি, ভৰণী নক্ষত্ৰ, ১৪১১ দিন যাঞ্জতে দুই প্ৰহৰ নিশা ছদ্ম নৰদেহা বেকত হৈছে গুৰুজন।” বামৰায়ে ‘১৪১১ শক, জেষ্ঠ মাহ দেওবাৰ কৃষ্ণা পঞ্চমী তিথিত’ মাধৱদেৱৰ জন্ম বুলি উল্লেখ কৰিছে। লক্ষ্মীনাথ বেজবৰুৱাই মাধৱদেৱৰ জন্মকাল এনেদৰে নিৰ্ধাৰণ কৰিছে— “চৌক্ষণ্য আঘাৰ তান্দে জেষ্ঠ মাস নিমি কৃষ্ণ কৃষ্ণপক্ষ বৰিবাৰ প্রতিপদ শশী।”^১ মুঠতে ১৪১১ শকৰ (১৪৮৯ চন) জেষ্ঠ মাহত মাধৱদেৱৰ জন্ম।

বৎশ পৰিচয় : মাধৱদেৱৰ পিতৃ আছিল শ্রীশংকৰদেৱৰ সম্পর্কীয় হৰি ভুঞ্গৰ বৎশৰ গোৱিন্দ ভুঞ্গ বা গোৱিন্দগিৰী আৰু মাত্ৰ সত্যৱতী, আন নাম মনোৰমা বা মনোহৰ আই। গোৱিন্দাগিৰীৰ পূৰ্বপুৰুষসকল হ'ল কৃষ্ণভুঞ্গ— বিষ্ণু— গোপাল— কৃপাল— বাম— জনার্দন— শ্রীবাম— মুকুন্দ (কথাগুৰু চৰিতৰ মতে)। আনহোতে অমৃতভূষণ অধিকাৰীয়ে ‘শ্রীমদ্নামঘোষা’ৰ ভূমিকাত এনেদৰে দেখুৱাইছে— ব্ৰহ্মাগিৰী— ধৰ্মাগিৰী— অনন্তগিৰী— ভৱগিৰী—

বহাইগিৰী— দীঘলীপুৰীয়াগিৰী— বাম কানাইগিৰী। চৰিতকাৰ বামানন্দ দ্বিজৰ
মতে মাধবদেৱৰ এজন পূৰ্বপুৰুষ চঙীৰ বৰভূএগৰ লগত কামৰূপ বাজ্যলৈ
আহি বণুকাত বৈছিলহি।

মাধবদেৱৰ পিতৃভূমি আছিল ধৰলা বা ধলেশ্বৰী নদীৰ তীৰৰ বণুকাবাজ।
সেই ঠাই তেতিয়াৰ কামৰূপ বাজ্যৰ ভিতৰৰা আছিল। আনহাতে গোবিন্দগিৰীৰ
বাসস্থান আছিল কৰ্ণসুৰৰ্গ (এতিয়া বাংলাদেশৰ বৎপুৰ জিলা) দীঘলপুৰ নামৰ
ঠাই, যাৰ বাবে তেওঁক দীঘলপুৰীয়াগিৰীও বোলে।

মাধবদেৱৰ বৎশলতা আৰু জীৱনপঞ্জী

- | | |
|--|--------------------------------------|
| ১. পূৰ্বপুৰুষ | বণুকাবাজ |
| ২. পুৰুষীনামা | কৃষ্ণভূএগ |
| | বিষ্ণু |
| | গোপাল |
| | কৃপাল |
| | বাম |
| | ভনার্দন |
| | শ্ৰীবাম |
| | মুকুন্দ |
| | গোবিন্দগিৰী |
| | মাধবদেৱ |
| ৩. জন্ম : | ১৪৮৯ খ্রীঃ (১৪১১ শক)। |
| ৪. পিতৃ : | গোবিন্দগিৰী। |
| ৫. মাতৃ : | মনোৰমা। |
| ৬. শিক্ষা : | বণুকাব বাজেন্দ্ৰ অধ্যাপকৰ ছাত্ৰশালা। |
| ৭. হৰিশঙ্গ বৰাৰ ঘৰত আশ্রয়। | |
| ৮. শ্ৰীমন্ত শংকবদেৱৰ লগত সাম্রাজ্য (১৫২২ খ্রীঃ) ১৪৪৪ শক। | |
| ৯. ধৰ্মগ্ৰহণ। | |
| ১০. উজনি বাজ্য ত্যাগ। | |
| ১১. দুজনা গুৰুৰ কামৰূপ যাত্রা ১৫৪৬ খ্রীঃ (১৪৬৮ শক)। | |
| ১২. তীর্থযাত্রা। | |

১৩. শ্রীমন্ত শংকৰদেৱৰ লগত গণককুছিত শেষ সাক্ষাৎ।
১৪. সুন্দৰীদিয়াত নিৰাস।
১৫. বৰপেটোত নিৰাস আৰু বৰপেটা সত্ৰ প্ৰতিষ্ঠা ১৫৮৩ খ্রীঃ (১৫০৫
শক)।

১৬. কোচবেহাৰ যাত্ৰা।

১৭. ভেলামধুপুৰত বৈকুণ্ঠ প্ৰয়াণ (১৫৯৬ খ্রীঃ) ১৫১৮ শক।

মুখ্য থানৰ বসতি থানৰ লেখ—

১. ভৰাবী ডুবিত — ১১ বৰ্ষ

২. আঁহতগুৰিত — ৬ মাহ

৩. কাপলা — ৩ মাহ

৪. বাৰাদি — ৩ মাহ

৫. কলানিকুছিত — ৩ মাহ

৬. গণককুছিত — ১৮ বৰ্ষ

৭. পাটবাউসীত — ১ বৰ্ষ

৮. সুন্দৰীদিয়াত — ১৪ বৰ্ষ ৬ মাহ

৯. গোমূৰা — ৩ মাহ

১০. হেৰমদত — ৩ মাহ

১১. বৰপেটোত — ৮ বৰ্ষ

১২. ঘোপগুৰি — ৩ মাহ

১৩. ৰামদিয়া বালিত — ৩ মাহ

১৪. ভেলামধুপুৰত — ২ বৰ্ষ ৩ মাহ

মাধবদেৱে প্ৰতিষ্ঠা কৰা মূল সত্ৰ

১. গণককুছি।

২. সুন্দৰীদিয়া।

৩. বৰপেটা।

৪. গোমূৰা।

৫. কোচবেহাৰ ভেলাদুৰাৰ।

বঞ্চুকাত থকা সময়ত গোবিন্দগিৰী প্ৰতাপৰায় ভূ-এগাৰ কৰ্মচাৰী আছিল।
গোবিন্দগিৰীৰ পথমা পত্নীৰ নাম আছিল অনুচিতা। দামোদৰ বা কৰ্পচন্দ্ৰ নামৰ

এটি শিশু এৰি অনুচিতাই অকালতেই মৃত্যুবৰণ কৰে। উপযুক্ত বয়সত দামোদৰক বিয়া পাতি দি তেওঁ স্বাধীনভাৱে ব্যৱসায় কৰাৰ মানসেৰে বৰদোৱালৈ আহে আৰু তাতে শংকবদেৱৰ পিতৃ কুসুম্বৰ শিরোমণি ভূঞ্গৰ সৈতে পৰিচয় ঘটে। আৰু ভূঞ্গৰ বংশৰে এজন বুলি জানি কুসুম্বৰে গোবিন্দগিৰীক নিজৰ সম্পর্কীয় ছোৱালী মনোৰমাৰ সৈতে বিয়া পাতি দি ৰোতা নদীৰ পাৰত বৰা পাতি সন্মানে থাকিবলৈ দিয়ে। কিছুদিন পিছত ববদোৱাত ভোট মৰণৰ উপদ্রুত হোৱাত পাঁচমহীয়া অন্তঃসংস্থা পত্নীক লৈ নানা ঠাইত আশ্রয় বিচাৰি ফুৰাৰ মূৰত তেওঁ আশ্রয় বিচাৰি পালে আহোম ৰাজবিষয়া হৰশিঙ্গা বৰাৰ ঘৰত। এই বৰাৰ ঘৰতেই জন্ম হয় মাধবদেৱৰ। মাধবদেৱৰ বয়স তেতিয়া প্ৰায় ছহচৰ, তেতিয়া হৰশিঙ্গা বৰাই ভাটীফালৰ মানুহ আনি ঘৰত বাখিছেহি বুলি পাইকে ৰজাঘৰত গোচৰ দিয়াত গোবিন্দগিৰীয়ে ভয় খাই বৰাৰ ঘৰত পৰা সপৰিয়ালৈ ওলাই আহে। ছুমাহমান বিভিন্ন ঠাইত অনাই-বলাই ঘূৰি ফুৰি, অশেষ নিকাৰ ভুজি তেওঁ ঘাঘৰি নদীৰ পাৰত গোবিন্দ ওৰফে ঘাঘৰি মাজিৰ ঘৰত আশ্রয় লয়ছি। ইয়াতে মাধবদেৱৰ একমাত্ৰ ভনীয়েক উৰ্বশীৰ জন্ম হয়।

ঘাঘৰ অঞ্চলত প্ৰায় চৈধ্য বছৰ থকাৰ পিছত গোবিন্দগিৰীয়ে মাজুলীৰ ভৰালীডুবি ৰোলা এড়োখৰ ঠাইলৈ আহে, ইয়াত গয়াপাণিব^১ লগত উৰ্বশীৰ বিয়া হয়। তাৰ পিছত গোবিন্দগিৰীয়ে পত্নীক জোৱায়েকৰ ঘৰত তৈ পুতেক মাধবক লৈ বঞ্চুকালৈ যায়। তাত মাধবদেৱেৰ বাজেন্দ্ৰ অধ্যাপক নামৰ এজনৰ টোলত নাম লগায় আৰু কম বয়সতে সুশিক্ষিত হৈ উঠে। শাস্ত্ৰ অধ্যয়ন অধ্যয়ন সমাপ্ত হোৱাৰ পিছত তেওঁ কায়স্থিকা বৃত্তি বা মজুমদাৰী বিদ্যাও আয়ত্ত কৰিছিল।

ইতিমধ্যে গোবিন্দগিৰীৰ মৃত্যু হৈছিল। যদিও ককায়েক দামোদৰ আৰু ৰৌৱেকৰ মৰম-চেনেহৰ মাজত মাধবদেৱে আনন্দতেই দিন পাৰ কৰিছিল। বঞ্চুকাত নিগাজীকে থাকিবলৈ মন মেলা মাধবে এপাকত গৈ মাক-ভনীয়েকক পিতৃ বিয়োগৰ বাতৰিও দি আহিলগৈ। বেহা-বেপাৰৰ প্ৰতি ধাউতি থকা মাধবে পাণ-তামোলৈৰে ভৰা নাও লৈ ব্ৰহ্মপুত্ৰৰ বুকুৰে বেপাৰ কৰিবলৈ ধৰিলে। ককায়েকৰ অসুস্থতাৰ বাবে তেওঁৰ হৈ মজিন্দাৰৰ কামো চলাইছিল। তাতো পাইছিল ভূয়সী প্ৰশংস। এই সময়তে নেঘেৰিটিঙ্গৰ ছোৱালী এটিক জোৰোণ পিঙ্কাই গাৰ্হস্থ্য ধৰ্ম পালন কৰিবলৈকো মন মেলে।^২

এইখনিতে মাধবদেৱৰ জীৱন গতিয়ে ঘোৰ সলালে। মাত্ৰ অসুখ নিবাময়ৰ

বাবে দেৱীৰ নামত মাধৱদেৱেৰে শুকুলা পঠা আগ কৰিছিল আৰু সেই পঠা অনাৰ দায়িত্ব অৰ্পণ কৰিছিল গয়াপাণিৰ ওপৰত। গয়াপাণি ইতিমধ্যে শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰি 'ৰামদাস' নামে জনাজাত হৈ পৰিছিল আৰু নৱবৈষণ্ব ধৰ্মৰ শিক্ষা অনুসৰি বলি বিধানৰ ঘোৰ বিৰোধিতা কৰি ছাগলী আনিবলৈ আমাস্তি হৈছিল। তক্ত অৱস্তীর্ণ হোৱা মাধৱক বলে নোৱাৰি তেওঁ পিছদিনা মাধৱক শংকৰদেৱৰ থকা ঠাই বেলগুৰিলৈ লৈ আহিল। ৰামদাসৰ দ্বাৰা পৰম্পৰাৰ পৰিচয়ৰ পিছত দুয়ো তক্র্যুদ্ধত অৱস্তীর্ণ হ'ল। নানা যুক্তি-তৰ্কৰ শেষত শ্রীকৃষ্ণৰ পূজা হ'লেই যে সকলো দেৱতাৰ পূজা হয়, সেইকথা বুজাৰলৈ শংকৰদেৱে "তক্র্যুল শ্ৰোক"^১ আৰুস্তি কৰাত মাধৱদেৱৰ মনৰ সকলো সংশয় ছেদ হোৱাত মহাপুৰুষক গুৰু মানি সেৱা জনালে আৰু গুৰুৰ চৰণতে নিজকে অৰ্পণ কৰি আজীৱন গুৰুৰ কায়াৰ ছায়া হৈ থাকিবলৈ মনে মনে অংগীকাৰ কৰিলে। শংকৰদেৱ আৰু মাধৱদেৱ এই মিলনক অসমীয়া সাহিত্যত মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰা হয়।^২ ১৪৪৪ শকত ঘটা এই মিলনৰ সময়ত মাধৱদেৱৰ বয়স বত্ৰিশ বছৰ আছিল বুলি গুৰুচৰিতত পোৱা যায়।^৩

শংকৰদেৱৰ প্ৰধান সহায়ক হৈ মাধৱদেৱে অসমৰ নানা ঠাইত বৈষণ্বৰ ধৰ্ম প্ৰচাৰ কৰিবলৈ ধৰে। বৈষণ্ববিদ্যী কিছুমান লোকৰ বাবে প্ৰথম অৱস্থাত তেওঁ ধৰ্মপ্ৰচাৰ কাৰ্যত কিছু অসুবিধাৰ সন্মুখীন হৈছিল যদিও তেওঁৰ বিশাল ব্যক্তিত্বই অসমৰ জনসাধাৰণক সহজে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল। লক্ষ্মীনাৰায়ণ বজাই মাধৱদেৱৰ ধৰ্মক একপুকাৰ বাজধৰ্মৰূপে ঘোষণা কৰিছিল। শংকৰদেৱে মাধৱদেৱক শিষ্য হিচাপে লাভ কৰাৰ পিছতহে মহাপুৰুষীয়া ধৰ্মৰ চাৰিবন্ধু (নাম, দেৱ, গুৰু, ভক্ত) সম্পূৰ্ণ হ'ল। মাধৱদেৱ কঠোৰ একশৰণীয়া আছিল, অন্য দেৱ-দেৱীৰ পূজা তেওঁ সহ্য নকৰিছিল। নামধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত মাধৱদেৱে গুৰুজনাৰ লগতে ভক্তিবিদ্যীসকলৰ নিন্দা-ককৰ্তনা সহিবলগীয়া হৈছিল। এইসকলৰ উচ্চটনিত তেওঁ দুবাৰো আহোম বজাৰ বাজধানী গড়গাঁৰত হাজিৰ হ'বলগীয়াত পৰিছিল— প্ৰথমবাৰ গুৰুজনাৰ লগত, দ্বিতীয়বাৰ গুৰু জোঁৰাই হৰিব লগত। কিন্তু দ্বিতীয়বাৰ হৰি জোঁৰাই কটা গ'ল; মাধৱদেৱক উদাসীন বুলি এৰি দিয়া গ'ল যদিও কোনেও তেওঁক বাজধানী এৰি যাবলৈ নোকোৱাত তাত তেওঁ বছৰেক থাকিহে ধূৱাহাটলৈ উভতি আহে।

গড়গাঁৰ পৰা উভতি আহিয়েই মাধৱদেৱে শংকৰদেৱ আৰু অন্যান্য ভক্তৰ

সৈতে কামৰূপলৈ ঢাপলি মেলে। যাত্রাৰস্ত কৰাৰ সাত মাহৰ পিছত সকলোটি বৰপেটাৰ ওচৰৰ কাপলাত উপস্থিত হয়। মাধবদেৱ ইয়াত ছমাহমান থাকি বাবাদিলে আহে। বাবাদিত তিনি বছৰ থকাৰ পিছত তেওঁ কলানিকুছিত ছমাহ আৰু নোৱাকুছিত চাৰি মাহ বয়। ইয়াৰ পিছত তেওঁ গণককুছি পায়হি। সুনীৰ্ধ ওঠৰ বছৰকাল তেওঁ ইয়াত বাস কৰিছিল। গণককুছিত থকা কালতে মাধবদেৱ শংকবদেৱ দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণৰ সংগী হয়। তীৰ্থৰ পৰা উভতি অহাৰ পিছত শংকবদেৱ বাজৰোষত পৰে আৰু বেহাৰৰ নৰনাৰায়ণ বজাৰ সমুখত উপস্থিত হয়। গুৰজনা বেহাৰত থাকোঁতেই মাধবদেৱে তেওঁৰ পৈতৃক ঘৰ বণ্ডুকাৰ পৰা শেষবাৰৰ বাবে এপাক মাৰি আহে।

মাধবদেৱ গণককুছিত থকাৰ শেষৰ ফালে বেহাৰত শংকবদেৱৰ মহাপ্ৰয়াণ ঘটে। তাৰ পিছত তেওঁ গণককুছি এৰি পাটবাটুসীত থাকিবলৈ লয়। কিন্তু ইয়াত কিছুদিন থাকি তেওঁ সুন্দৰীদিয়া পায়হি। ইয়াত তেওঁ চৈধ্য বছৰকাল আছিল। ইয়াত থকা ক্রমে টান হৈ পৰিছিল। ভক্তসকলে পূজা-পাতল নকৰা কথাটো নৰনাৰায়ণৰ ভতিজা, পূৰ্ব কোচ বাজ্যৰ বজা বঘুদেৱে ভাল পোৱা নাছিল আৰু ভক্তসকলক ধৰি নিবলে সঘনে গৰমলি পঠিয়াইছিল।

এনেবোৰ হেঁচা পাই মাধবদেৱে সুন্দৰীদিয়া এৰি বৰপেটাত থকাৰ সিদ্ধান্ত লয়। কিন্তু ইয়াতো তেওঁ সুখেৰে থাকিব পৰা নাছিল। মানুহক বিপথে নিয়াৰ মিছা অভিযোগ তুলি বঘু বজাই তেওঁক তেওঁৰ বাজধানী বিজয় নগৰলৈ ধৰাই নিয়ায়। অৱশ্যে বজাৰ ভুল ভঙাত তেওঁক সসম্মানে মুক্তি দিয়ে। বিজয় নগৰৰ পৰা আহি হাজোত দুনিমান থাকি তাৰ পৰা তেওঁ বাহিৰে বাহিৰে কোচবিহাৰলৈ যায়গৈ। আৰু ভেলাত সত্র পাতি থাকিবলৈ লয়। কিন্তু ইয়াতো তেওঁ বিৰুদ্ধবাদীৰ সমুখীন হ'লগীয়া হৈছিল। লক্ষ্মীনাৰায়ণ বজাৰ বিয়য়া বিকপাক্ষ কাজীয়ে তেওঁৰ বিৰুদ্ধে বজাক নানা কথা লগায় যদিও শেষত তেওঁ নিজৰ দোষ উপলক্ষি কৰে আৰু ভক্তিধৰ্মকে বাজধৰ্ম হিচাপে স্বীকৃতি দিয়ে।

মাধবদেৱে দাৰ পৰিগ্ৰহ নকৰিলে। তেওঁ বিমলানন্দ স্বৰূপ সমগ্ৰ বিশ্ব কৃষ্ণ ভক্তিবস্ত ডুবাই ৰাখি সাংসাৰিক বন্ধনক তুচ্ছজ্ঞান কৰিলে আৰু পার্থিৰ ধৰ্মাচাৰণ কৰা টান হৈ পৰিব বুলি তেওঁ জোৰোণ পিঙ্কোৱা কল্যাণিকো কৌশলৈৰে

নাকচ কৰিলৈ। “এবাৰ গড় মাৰি যুঁজিলে ভাল বুলি শংকৰদেৱে নিজেই তেওঁৰ
কন্যা কুক্ষণীক মাধৱদেৱত দিবলৈ ওলাইছিল, কিন্তু মাধৱদেৱে গড়ৰ ভিতৰত
যুঁজিলে বথী গড়ৰ বাহিৰে যুঁজিলে মহাৰথী বুলি শংকৰদেৱক এই কাৰ্যৰ পৰা
নিৰস্তু কৰে।”^{১০}

শংকৰদেৱে প্ৰৱৰ্তন কৰা ভক্তিধৰ্মৰ চাকিগছি প্ৰোজ্জল কৰি তোলা
মাধৱদেৱৰ জীৱন চাকিগছি লাহে লাহে স্থিমিত হৈ আহিবলৈ ধৰে। ভেলাত
আঢ়ৈ বছৰ কাল থকাৰ পিছত ১৫১৮ শকৰ ভাদ মাহৰ কৃষ্ণপক্ষৰ পঞ্চমী তিথিত
বেলা ডেৰপৰত মহাপূৰ্ব মাধৱদেৱে বাম বাম উচ্চাবণ কৰি পৰমাত্মাক আজ্ঞাক
স্থাপন কৰি ব্ৰহ্মাত লীন হৈ মানৱলীলা সম্বৰণ কৰিলৈ।^{১১} মৃত্যুৰ সময়ত তেওঁৰ
বয়স হৈছিল ১০৭ বছৰ।

মাধৱদেৱ সাহিত্য কৃতি

মাধৱদেৱে গুৰুজনাব পদাংক অনুসৰণ কৰি কৃষ্ণ ভক্তিবাদ প্ৰচাৰ আৰু
প্ৰসাৰ লাভাৰ্থে প্ৰবৃত্ত হৈছিল সাহিত্য সৃষ্টি। এইক্ষেত্ৰত তেওঁ অনুপ্ৰাণিত হৈছিল
গুৰুজনাব পৰা পোৱা পৰামৰ্শ, নিৰ্দেশ, প্ৰশংসা, মৰম আদিৰ দ্বাৰা। মাধৱদেৱৰ
সাহিত্যিক জীৱন আৰম্ভ হয় তেওঁ গণককুছিত থকা কালৰ পৰা। ইয়াৰ আগতে
তেওঁ শংকৰদেৱৰ আদেশত দুই এটি গীত বচিল। কথিত আছে, হৰি জোঁৰাইক
চাউডাঙ্গে বধ্যভূমিলৈ নিয়াৰ সময়ত মাধৱদেৱে হেনো ‘ভয়ো ভাই সাৰধান, জায়ে
নতু ছুটি প্রাণ’— এই গীতটি গাই তেওঁৰ পিছে পিছে গৈছিল।^{১২}

তলত মাধৱদেৱৰ বচনা সন্তাৰ উল্লেখ কৰি কোনখন পুঁথি কোন ঠাইত
বচনা কৰিছিল, তাৰ এটি আভাস দিবলৈ যত্ন কৰা হ'ল।

১. গণককুছিত : আৰ্জুন ভঙ্গন নাট, বৰগীত, ভট্টমা, ৰাজসূয় কাব্য, জন্ম-
ৰহস্য আৰু আদিকাণ্ড বামায়ণ।

২. সুন্দৰীদিয়াত : চোৰধৰা, পিম্পৰা গুচোৰা, ভোজন বিহাৰ, ভূমি-
লেটোৱা, ভক্তি-ৰত্নাবলী আৰু নামঘোষাৰ প্ৰথম অংশ।

৩. কোচবিহাৰত : নামঘোষা সম্পূৰ্ণ আৰু নামগালিকা।

ওপৰত উল্লেখ কৰা গ্ৰহসমূহ ড° সত্যেন্দ্ৰ নাথ শৰ্মাই তেওঁৰ ‘অসমীয়া
সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’ নামৰ প্ৰস্তুত এনেদেৱে ভাগ কৰি দেখুৱাইছে—

১. আখ্যানমূলক : বামায়ণৰ আদিকাণ্ড আৰু ৰাজসূয় কাব্য।

২. তত্ত্বমূলক : নামঘোষা, ভক্তি বত্তাবলী, জন্ম-বহস্য, নাম-মালিকা।

৩. নাটসমূহ : অর্জুন ভঞ্জন বা দধি মথন (পূর্ণাংগ নাট), চোৰধৰা, পিম্পৰা গুচোৱা, ভোজন বিহাৰ, ভূমি লেটোৱা। উল্লেখিত নাটকেইখনৰ বাহিৰেও মাধৱদেৱৰ ভণিতা থকা ব্ৰহ্মামোহন, বাস, ঝুমুৰা, ভূষণ হৰণ আৰু কোটোৱা খেলা মাধৱদেৱৰ বচনা বুলি দুই চাৰি সমালোচকে স্বীকৃতি দিব খোজা নাই। ইয়াৰ কাৰণ হিচাপে নাটকেইখনত থকা আদিবসৰ প্ৰাধান্য, বাধা চৰিত্ৰ অৱতাৰণা আৰু ভাষাৰ গ্ৰাম্যতা দেখুওৱা হৈছে।

৪. : বৰগীত, ভটিমা আদি

ওপৰত কৰি অহা বিভাজনৰ ভিত্তিতে মাধৱদেৱৰ বচনাসমূহৰ এক সংক্ষিপ্ত পৰিচয় দাঙি ধৰিবলৈ যত্ন কৰা হ'ল।

আদিকাণ্ড বামায়ণ :

আনুমানিক ১৫৫০ৰ পৰা ১৫৬০ খ্ৰীষ্টাব্দৰ ভিতৰত মাধৱদেৱে আদিকাণ্ড আৰু শংকবদেৱে উত্তৰাকাণ্ড বচনা কৰে। গুৰু শংকবৰ নিৰ্দেশ মানি বচনা কৰা এইকাণ্ডটি তেওঁ ১৫৯১টি পদত ভাঙি উলিয়াইছে। বাল্মীকি বামায়ণৰ আদিকাণ্ডৰ চমু অনুবাদ হ'লৈও ইয়াৰ বৰ্ণনা বসাল আৰু সাহিত্যিক সৌন্দৰ্যৰে প্ৰোজ্জল। “The beauty of his Adikanda lies in its elegant verses and homely similes. The work nowhere reads like a translation. The appropriate use of Assamese proverbs with a slight touch of humour gives the work flavour of an orginal work.”¹³

গুৰু দুজনাই কিয়নো গাইপতি একোটাকৈ কাণ্ড বচনা কৰিলে, সেই বিষয়ে ‘গুৰুচৰিত’ত এনেদেৱে আছে—

“আৰু মাধৱ কন্দলীৰ কবিতা বামায়ণ ঢাকি তুচকৈ গুচাবৰ মন দিলে অনন্ত কন্দলি এ : তেহে গুৰজনত বিপ্ৰে স্বপ্নকে সৰনাপন হৈ প্ৰাথিলে বৰৰ হেতু। পাচে গুৰজনে বোলে বৰাপো তোমাৰ মিতাৰ শাস্ত্ৰ কবিতা গুচাবজে খোজে : যামি ধৰো গোৰত : তুমি হোৱা আগে : তেনে আদ্যে উত্তৰা কৰিছে : কাপৰ গাৰি দৰে আগ গোৰ সবে ব'ল : উপদেশ (আচু) ফুল হ'ল : আগে উপদেশ নাই শুভ শুভ হে আচিল আধ্যাত (চোট আতা দিছে)।”¹⁴

অৰ্থাৎ অনন্ত কন্দলিয়েও এখন বামায়ণ বচনা কৰি মাধৱ কন্দলীৰ বামায়ণখনক তুচ্ছ কৰি সমাজত প্ৰচলন নোহোৱা কৰিব খুজিছিল। তেতিয়া মাধৱ কন্দলিয়ে সপোনত দেখা দি শংকবদেৱৰ শৰণাপন হৈ প্ৰার্থনা কৰিলে, যাতে

তেওঁৰ ৰামায়ণখন লুপ্ত হৈ নাযায়। তেতিয়া শংকৰদেৱে মাধৰদেৱক ক'লে, “তোমাৰ মিতাৰ শাস্ত্ৰই মাধৰ কন্দলিৰ কবিতা (অৰ্থাৎ ৰামায়ণ) আঁতৰাই পেলাৰ খুজিছে।” গুৰজনাই প্ৰস্তাৱ দিলে যে তেওঁ গুৰিত ধৰিব আৰু মাধৰদেৱে আগত ধৰিব। সেই প্ৰস্তাৱ মতেই দুয়োজনে আদিকাণ্ড আৰু উত্তৰাকাণ্ড বচনা কৰিলে। পাখী কাপৰ আগ আৰু গুৰি দুরোটা একে ধৰণৰ হোৱাৰ দৰে ৰামায়ণৰ আদি আৰু উত্তৰাকাণ্ড দুরোটাই একে বৈষণৱ আদৰ্শৰ ভিত্তিত গঢ় লৈ উঠিল। বাকী অধ্যায়বিলাকতো চাদৰৰ আগত (আঁচুত) ফুল দিয়াৰ দৰে একোছোৱা উপদেশজুৰি দিয়া হ'ল। উপদেশজুৰি দিলে চোট আতা মাধৰদেৱে। আগতে শুভ শুভ হৈ হৈ সামৰণিত আছিল।

এয়াই হ'ল মাধৰদেৱ আদিকাণ্ড ৰামায়ণ বচনাৰ পটভূমি।

আত্মলঘিমা আৰু দাস্য ভাৰ প্ৰকাশেৰে নিজ গুৰুৰ প্ৰতি ভক্তি জনাই মাধৰদেৱে আদিকাণ্ডৰ অনুবাদ কাৰ্য আৰম্ভ কৰিছে— পৰমব্ৰহ্মাৰ অৱতাৰ শ্ৰীকৃষ্ণ আৰু শ্ৰীৰামচন্দ্ৰৰ বন্দনাৰে—

জয় জয় কৃষ্ণদেৱ দৈৱকীনন্দন।

ৰামা হৰে কৰে যাৰ চৰণ বন্দন ॥।

আতি অন্ত্য জাতি তৰে যাৰ লৈলে নাম।

হেন কৃষ্ণ পদে কৰো সদায় প্ৰণাম ॥।।

নমো নমো বাম বঘুকুলৰ কমল।

কৰিও প্ৰকাশ নিজ যশ সনিৰ্মল ॥।।

পুৰিলাহা যিটো জগতৰ মন কাম।

হেন বাম পদে কৰো সদায় প্ৰণাম ॥।২

সুকৰি মাধৰদেৱে আদিকবি বাল্মীকিৰ দৰেই প্ৰভাত সময়ত গংগাত স্নান কৰিবলৈ গৈ সংগমৰত ক্ৰোধং পক্ষীযোৰৰ এটাক ব্যাধে বধ কৰাৰ খৰি বাল্মীকিৰ অন্তৰত কৰণভাৱৰ উদ্বেক হোৱাৰে পৰা কাৰ্যৰ কাহিনীভাগ আৰম্ভ কৰিছে। খৰিৰ হাদয়ৰ কাৰণ্যই শ্ৰোক হিচাপে উচ্চাৰিত হৈছিল এনেদৰে—

“মা নিয়াদ প্ৰতিষ্ঠাং ত্ৰমগমঃ শাৰ্শতী সমাঃ।

যৎ ক্ৰোধং মিথুনাদেকৰধিঃ কাম মোহিতম্ ॥।

মূলৰ এই শ্ৰোকটো মাধৰদেৱে কোনো সালসলনি নকৰাকৈ যথাযথভাৱে

তেওঁৰ আদিকাণ্ড বামায়ণত উদ্ভৃত কৰিছে। আদিকাণ্ড বামায়ণৰ প্ৰাৰম্ভতে 'বন্দনা'ত তেওঁ কৃষ্ণ আৰু বামৰ বন্দনাৰ লগতে নিজ গুৰুৰ বন্দনা কৰিবলৈ পাহৰা নাই—

নিজ গুৰু চৰণত কৰি নমস্কাৰ।

ৰচিলো মাধৱে আদ্যকাণ্ড কথা সাৰ।।

উক্ত পদফাঁকিয়ে গুৰু শংকৰৰ প্ৰতি থকা তেওঁৰ একান্ত আনুগত্যকে প্ৰতীয়মাণ কৰিছে। ইয়াৰ পিছত সৃষ্টিকৰ্তা ব্ৰহ্মা নাৰদ মুনিৰ সৈতে আহি খৰিব আশ্রমত উপস্থিত হৈছে আৰু ব্ৰহ্মাৰ উপদেশক্ৰমে খৰিয়ে বামায়ণ বচনা কৰিবলৈ হাতত কাপ তুলি লৈছে।

মূল বামায়ণত বামচন্দ্ৰৰ লংকা বিজয়ৰ পিছতহে বামায়ণ বচনা হোৱা বুলি কোৱা হৈছে। কিন্তু বামায়ণত বামচন্দ্ৰৰ জন্মৰ আগেয়ে ব্ৰহ্মাৰ নিৰ্দেশক্ৰমে নাৰদ মুনিয়ে খৰি বাল্মীকিৰ লগত বামায়ণৰ কাহিনী বৰ্ণনা কৰিছে। মাধৱদেৱে বাল্মীকিৰ আগত নাৰদে কোৱা এই কথাখনি সংক্ষেপে প্ৰায় ৯৩টা পদ বৰ্ণনা কৰিছে। ইয়াৰ পিছত 'বাক্ষসৰ বিৱৰণ' খণ্ডত বাৱণৰ বৎশ পৰিচয় সহিতে তেওঁৰ ভাতৃ বিভীষণ আৰু কুৰৱেৰ আৰু ভগী ত্ৰিজটা আৰু শূৰ্পনখাৰ কথা উল্লেখ কৰিছে। বিবাদপ্ৰিয় বাৱণৰ চাৰিত্ৰিক দিশটো আঙুলিয়াবলৈ গৈ কেনেদৰে ইন্দ্ৰ আদি দেৱতাক বিবাদত পৰামুচ্চ কৰি শেষত বামৰ হাতত অতি ধৰংস হৈছিল, সেইকথাৰ মাধৱদেৱে অতি সুন্দৰকৈ বৰ্ণনা কৰিছে।

ইয়াৰ পিছত "সূৰ্য বৎশৰ বিৱৰণ" অংশত প্ৰথমে বাল্মীকিয়ে শুভক্ষণ চাই বামায়ণ বচনাৰ কাম হাতত লৈছে—

ধৰিয়া শিৰত মুনি ব্ৰহ্মাৰ আদেশ।

সুমৰিলা মনে নাৰদৰ উপদেশ।।

বামায়ণ কৰিতে লাগিলা অনুক্ৰমে।

বৎশাৰলী কহিবাক লাগিলা প্ৰথমে।। ১৫১

ইয়াত বামৰ পিতৃ দশৰথৰ পূৰ্বৰ সূৰ্যবৎশীয় বজাসকলৰ পৰিচয় দাঙি ধৰিছে। কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰাৰ সৈতে বজা দশৰথৰ বিবাহৰ বৰ্ণনাও এই অংশৰ মুখ্য আকৰ্ষণ।

উক্ত তিনিগৰাকী বাণীৰ উপৰি আৰু সাতশগৰাকী বাণীৰ সৈতে সুখ-সন্তোগত ব্যস্ত থকা বজা দশৰথে বাজ্যত অনাৰুষ্টি হোৱাৰ খবৰো নোপোৱা হ'ল।

নাৰদে সকীয়াই দিয়াতহে ৰজা সষ্টম হ'ল। নাৰদে ৰজাক কোৱা কথাৰ সাৰাংশ হৈছে— ৰজাই ভোগ বিলাসত দিন কটাইছে, তাৰ বিপৰীতে প্ৰজাবগৰ্হি অশেষ কষ্টত দিন নিয়াইছে। শনিৰ কোপত পৰি ৰাজ্যত অনাৰুষ্টি হৈছে, ফলত শস্য আৰু অন্যান্য খাদ্যবস্তু উৎপাদন হোৱা নাই। কথা শুনি ৰজা দুখে শোকে ভ্ৰিমাণ হৈ পৰিল। আৰু স্বৰ্গলৈ গৈ ইন্দ্ৰক বাজ্যত অনাৰুষ্টিৰ কাৰণ সম্পর্কে কৈফিয়ৎ বিচাৰিলৈ। ইন্দ্ৰই ৰজাক সেয়া শনিৰ দৃষ্টিৰ বাবে হোৱা বুলি সমিধান দিলৈ। ৰজা শনিৰ ওচৰলৈ গ'ল আৰু শনিৰ কৃপা লাভ কৰিবলৈ সমৰ্থ হ'ল। এই যাত্রাতে ৰজা দশৰথৰ জটায়ুপক্ষীৰ সৈতে মিত্ৰতা স্থাপন হৈছিল। ইয়াৰ পিছত দশৰথৰ শব্দভেদী শৰৰ দ্বাৰা সিদ্ধু মুনিক হত্যা আৰু পিতৃতাঙ্কমুনিৰ দ্বাৰা দশৰথক “মুনিৰ দৰে দশৰথৰো পুত্ৰ শোকত মৃত্যু হ'ব” বুলি অভিশাপ প্ৰদানৰ কথা বৰ্ণনা কৰা হৈছে।

অঙ্গমুনিৰ অভিশাপ ৰজা দশৰথৰ বাবে আশীৰ্বাদস্বৰূপ হ'ল। কাৰণ ৰজা দশৰথ অপুত্ৰক আছিল। পুত্ৰ লাভৰ উপায় অঙ্গমুনিয়ে দিলৈ —

শুনিয়া বাজাৰ মুনি বুলিলস্ত বাণী ।
কৰিবাব যজ্ঞ তুমি খৰ্যশৃঙ্গা আনি ॥
শিশু মতি মুনি তান গুণ কৈবো কত ।
আগম পুৰুণ বেদ সবাতো পার্গত ॥ ৩৮৩

এগুটি শ্ৰীফল নিয়ো সন্দেশ আমাৰ।
চলাহা গৃহক পুত্ৰ হৈবেকে তোমাৰ ॥
শুনি ৰজা প্ৰণামি খাযিক প্ৰণিপাতে ।
গৃহে গৈলা আনন্দে শ্ৰীফল ধৰি হাতে ॥ ৩৮৫

এনে সময়তে দেৱৰাজ ইন্দ্ৰই অসুৰৰ লগত যুদ্ধত পৰাজয়ৰণ কৰি আহি ৰজা দশৰথৰ সহায় বিচাৰে। তেতিয়া দশৰথে সৈন্যসকলৰ সৈতে স্বৰ্গ্যাত্ৰা কৰে আৰু বণত অসুৰসকলক বধ কৰি অশীৱতীত পুনৰ দেৱৰাজ ইন্দ্ৰক প্ৰতিষ্ঠা কৰে।

ইয়াৰ পিছত ৰজা দশৰথে কৈকেয়ীৰ সেৱাত সম্মুক্ত হৈ দুটা বৰ দিবলৈ অংগীকাৰ কৰাৰ কথা আৰু কৈকেয়ীয়ে প্ৰয়োজনত বৰ দুটা ল'ব বুলি ৰজা দশৰথক সভাৰ মাজত সত্য অংগীকাৰ কাৰোবাৰ কথা বৰ্ণনা কৰা হৈছে।

অঙ্গমুনিৰ অভিশাপ তথা পুত্ৰ লাভৰ উপায় প্ৰদানৰ পিছতো ৰজাৰ পুত্ৰ

জন্ম নোহোৱাত মনত অশাস্তিৰ সৃষ্টি হয় আৰু শ্ৰেত কুল পুৰোহিত বশিষ্ঠৰ উপদেশ মতে ঝায়শৃঙ্গ মুনিক আনি যজ্ঞ পাতিবলৈ তৎপৰ হয়। দশৰথ বজাই বশিষ্ঠ, সুমন্ত্ৰ সমষ্টিতে বাজমন্ত্ৰীসকলৰ সৈতে লোমপাদ নৃপতিৰ বাজ্যলৈ গৈ ঝায়শৃঙ্গ মুনিক লৈ আহে আৰু কাশ্যপ, কপিল প্ৰমুখে অনেক মহাৰ্খিব উপস্থিতিত ঝায়শৃঙ্গ মুনিৰ পৌৰোহিত্যত পুত্ৰ লাভাৰ্থে মহাযজ্ঞ সমাপন কৰে।

অসুৰ বজা বাৰনক অত্যাচাৰত অতীষ্ঠ ইন্দ্ৰাদি দেৱতাসকলে ভগৱান বিষ্ণুক পৰিত্রাণৰ উপায় বিচৰাত ভগৱান বিষ্ণুৰে চাৰি অংশে দশৰথৰ তিনিগৰাকী পত্নীৰ গৰ্ভত চাৰি পুত্ৰ হিচাপে জন্মাইহণ কৰে। পৰম মেহত বজা দশৰথে পুত্ৰসকলৰ নাম বাখিলৈ।

‘জগতবজ্ঞন গুন দেখি অনুপমে।

কৌশল্যাৰ পুত্ৰৰ তৈলস্ত বাম নাম।।

কৈকেয়ীক বাজাৰ অধিক মেহতৰ।

তৈলস্ত ভৰত নাম তাহান পুত্ৰৰ।। ৬৮৬

সুমিত্ৰৰ পুত্ৰ দুই সৰ্ব সূলক্ষণ।

দেখি নাম তৈলস্ত লক্ষণে শক্ৰঘণ।।

ঝৰ্যগণে বোলস্ত শুণিয়ো দশৰথ।

তয় পুত্ৰে পূৰ্বিৰ সবাৰ মনোৰথ।। ৬৮৭

ইয়াৰ পিছতে নাওলৰ সীৰলুৰ উঠা ডিন্ব ভাণ্ডি শিশুকল্যাৰ আৱিৰ্ভাৰ অৰ্থাৎ লক্ষ্মীৰ অংশ সীতাৰ জন্ম কাহিনী বৰ্ণনা কৰিছে। এইখনিতে দশৰথে চাৰি পুত্ৰক লৈ ভাগিবথী পাৰলৈ স্নান অপৰ্ণ কৰিবলৈ যাওঁতে বামচন্দ্ৰৰ দৰ্শন লাভ কৰি গুহ আক্ষণ যি গংগাৰ অভিশাপত চণ্ডাল হৈ জন্ম পাইছিল, সেই চণ্ডালে বামচন্দ্ৰৰ দৰ্শন লাভ কৰি পাগমুক্ত হোৱা আৰু বামৰ সৈতে বঢ়ুত্ত হোৱাৰ কথা বৰ্ণনা কৰিছে।

মাৰীচ, সুবাহু নামৰ দুর্জন বাক্ষসক বধাৰ্থে বাম-লক্ষ্মণক নিবলৈ বিশ্বামিত্ৰৰ অযোধ্যালৈ আগমন, বাম-লক্ষ্মণক দিবলৈ বজা দশৰথ সন্মত নোহোৱাত ঝৰ্যবি কোপ আৰু অবশেষত বাম-লক্ষ্মণক লৈ ঝৰ্যব গমন, বাম-লক্ষ্মণৰ উপস্থিতিত সিদ্ধাশ্রমত বিশ্বামিত্ৰৰ যজ্ঞ আৰম্ভণ, যজ্ঞ ধৰ্মস কৰিবলৈ অহা সুবাহুৰ লক্ষ্মণৰ হাতত মৃত্যু, বামৰ শৰত মাৰীচ মৃতপ্রায় হৈ বায়ুবাণৰ প্ৰভাৱত লংকাত পতিত

হোৱা, খৰিসকলে পৰম সন্তুষ্টিবে যজ্ঞ সমাপন কৰা আদি কথা মাধৰদেৱে খণ্ড খণ্ডকে অতি সুন্দৰভাৱে বৰ্ণনা কৰিছে। ইয়াৰ পিছত খৰি বিশ্বামিত্ৰই যজ্ঞ বৰ্ক্ষাৰ কৃতজ্ঞতা স্বৰূপে বাম-লক্ষ্মণক সীতাৰ সয়ম্বৰ সভালৈ লৈ যায়। এইখনিতে সীতাৰ ৰূপ-লাঘণ্য আৰু লগতে সয়ম্বৰ সভাবো বিশদ বিৱৰণ এটি পোৱা যায়। সয়ম্বৰ সভালৈ যোৱাৰ বাটত বিশ্বামিত্ৰ নিজ দেশ কান্যকুঞ্জত প্ৰৱেশ কৰে। বামৰ প্ৰশ়াৰ উত্তৰ স্বৰূপে বিশ্বামিত্ৰই পূৰ্বপুৰুষসকলৰ বৃত্তান্ত দাঙি ধৰে। প্ৰসংগক্ৰমে ইয়াত উন্মগ্ধাশত বায়ুৰ উৎপত্তিৰ বিৱৰণগো দাঙি ধৰা হৈছে। ইয়াৰ পিছত গৌতম খৰি তপোবনত প্ৰৱেশ কৰি শাপগ্ৰস্তা অহল্যাৰ চৰণ স্পৰ্শৰে বামে উদ্ধাৰ কৰে। ইয়াৰ পিছত বাম-লক্ষ্মণক লৈ খৰি বিশ্বামিত্ৰই মিথিলাত প্ৰৱেশ কৰে। বামচন্দ্ৰৰ দ্বাৰা হৰধনু ভংগ আৰু অংগীকাৰ অনুযায়ী সীতাই বামক বৰমাল্য প্ৰদান কৰে। ইয়াতে সীতাক পত্ৰীৰূপে লাভ কৰাৰ স্বপ্নত বিভোৰ হৈ থকা বজাসকলে বাম-লক্ষ্মণ-সীতা তথা জনক বজাক আক্ৰমণ কৰিবলৈ উদ্যত হয়। কিন্তু অৱশ্যেত যুদ্ধত হাৰি পলায়ন কৰে। বজা জনকে কুল পুৰোহিত শতানন্দক সবিশেষ খবৰ দিবলৈ অযোধ্যালৈ পঠিয়ায়। জনকৰ আক্ৰমণক্ৰমে বজা দশৰথ বশিষ্টৰ সৈতে দুই পুত্ৰ ভৰত আৰু শক্ৰঘৃক লৈ মিথিলাত উপস্থিত হয়। পিছত বাম-সীতাৰ লগতে জনক জীয়ৰী উৰ্মিলাৰ সৈতে লক্ষ্মণৰ আৰু জনকৰ ভাতৃ কুশধৰজৰ দুগৰাকী কন্যা মাণুৰী আৰু শুক্রকীর্তিৰ স'তে যথাক্ৰমে ভৰত আৰু শক্ৰঘৃৰ বিবাহ সম্পন্ন হয়। বিবাহ সম্পন্ন কৰি অযোধ্যালৈ উভতি অহাৰ পথত পৰশুৰামে হৰধনু ভংগ কৰাৰ অপৰাধত বামক আগভেটি ধৰে। পিছত পৰশুৰামেও শ্ৰীৰামচন্দ্ৰক স্বয়ং দুৰ্শ্ৰে অৱতাৰ বুলি জানি প্ৰাৰ্থনা কৰে। অৱশ্যেত সকলোৱে গৈ অযোধ্যাত উপস্থিত হয়। মাংগলিক অনুষ্ঠানেৰে পুত্ৰবধূক সকলোৱে স্বাগতম জনায়। বিশ্বামিত্ৰক বিদায় দিয়ে। কিছুদিন পিছত বজা দশৰথে এক মৃত্যুসূচক সপোন দেখে। অন্ধমুনিৰ অভিশাপৰ কথা সুৰৱি বজাই মৃত্যুৰ দিন চমু চাপি অহা বুলি মনতে ভাবি বামৰ হাতত বাজ্যভাৰ অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ভৰত-শক্ৰঘৃই এই কাৰ্যত বিধি-পথালি দিয়ে বুলি বজা দশৰথে দুয়োকে মাতি আনি বুজাই-বঢ়াই মোঘায়েকৰ ঘৰলৈ শিক্ষা অৰ্জনৰ বাবে পঠিয়াই দিয়ে আৰু বামক বজা পাতিবৰ বাবে আয়োজন কৰে। ইমানতে আদিকাণ্ড বামায়নৰ কাহিনীভাগৰ অন্ত পৰিল।

ভক্তি বত্তীৱলী :

ভক্তি ৰত্নাবলী মাধবদেৱৰ এখনি অনুবাদ গ্রহ। অসমীয়া বৈষ্ণব ধৰ্ম আৰু সম্প্ৰদায়ৰ ওপৰত গ্ৰহণনিৰ প্ৰভাৱ আপৰিসীম। কৃষ্ণ ভক্তিৰ পৰম মাহাত্ম্য ঘোষণা কৰি জগতৰ সকলো লোককে ভক্তিৰ প্ৰতি আকৰ্ষণ কৰাই এই গ্ৰহণৰ উদ্দেশ্য। ভক্তি আৰু সৎসংগৰ মাহাত্ম্য, ভক্তি বিশেষণ বিবচন, ন প্ৰকাৰ ভক্তি বিবচন আৰু শৰণ বিবচন —এই তেৰটি বিবচনৰ মাধ্যমেৰে গ্ৰহণনিৰ ভক্তিতত্ত্বৰ বিষয়ে আলোচনা কৰা হৈছে। মহাপুৰুষ মাধবদেৱ বিবচিতি ‘ভক্তি-ৰত্নাবলী’ গ্ৰহণ মূল হ'ল— বিষ্ণুপুৰী সম্যাসীৰ ‘ভক্তি-ৰত্নাবলী’ গ্ৰহ। এই মূল গ্ৰহত গ্ৰহণকাৰ বিষ্ণুপুৰীৰ বিশেষ পৰিচয় পোৱা নাযায়। মূল ভক্তি ৰত্নাবলীৰ প্ৰতি বিবচনৰ শেষত পোৱা যায়— ইতি শ্ৰীমৎ পুৰুষোত্তম চৰনাৰদিবিবিন্দ কৃপানকবন্দ প্ৰোন্মীলিত বিবেক তৈৰভূক্ত পৰমহংস শ্ৰীবিষ্ণুপুৰী গ্ৰথিতায়ঃ শ্ৰীমন্তাগৱতান্ত্ৰিলক্ষ শ্ৰীমন্তৰত্নাল্যাঃ ভক্তিসামান্যনিৰ্কপনঃ নাম বিবচনম।” সেই কাৰণে তৈৰ আৰু তিবছত একে অঞ্চলৰে নাম আৰু ভক্তি ৰত্নাবলী মূল ভাগৰত মহাসাগৰৰ পৰা সংগ্ৰহ কৰা বত্ৰবাজিৰ এধাৰি অপূৰ্ব বিতোপন মালা।

মাধবদেৱৰ এই শাস্ত্ৰখন প্ৰাপ্তি সম্পর্কে অনেক কিংবদন্তি আছে। মহাপুৰুষ শংকবদেৱে হাজো নিৰাসী কঠভূষণ নামৰ এগাৰাকী ব্ৰাহ্মণৰ হাতে বিষ্ণুপুৰী সম্যাসীকৃত মূল ‘ভক্তি-ৰত্নাবলী’ গ্ৰহণ লাভ কৰিছিল। গুৰুচৰিতসমূহক শংকবদেৱৰ ৰত্নাবলী প্ৰাপ্তিৰ বৰ্ণনাসমূহৰ কিছু অমিল দেখা যায় যদিও মূল ঘটনাৰ যোগসূত্ৰ কিস্ত একেটাই।

কঠভূষণ নামৰ ব্ৰাহ্মণ পণ্ডিত ভাগৰতীগৰাকী শুদ্ৰকুলত জন্মলাভ কৰা শংকবদেৱৰ পাণ্ডিত্যত পৰাজিত হৈ “ধিক আমাৰ পণ্ডিত ব্ৰাহ্মণৰ জীৱনত শুণ্ডে নিৰাও কৰে।” এইখনি এদিন শংকবদেৱক শাস্ত্ৰবাদত পৰাজিত কৰাৰ অভিপ্ৰায়োৰে বাৰাণসী পাইছিলগৈ। তেওঁ গৈ বিষ্ণুপুৰী সম্যাসীৰ শিষ্য ব্ৰহ্মানন্দ সম্যাসীৰ পাঠশালাত উপস্থিত হৈছিলগৈ। সেই সময়ত সম্যাসীয়ে ছাত্ৰসকলৰ আগত ভাগৰতৰ শ্ৰোক ব্যাখ্যা কৰি আছিল। এটি শ্ৰোকৰ অৰ্থ উলিয়াব নোৱাৰিব বহু সময় চিন্তা কৰি থাকোতে কঠভূষণে শংকবদেৱক ভাঙনি আওৰাই দিয়াত ব্ৰহ্মানন্দ সকলো জানিবুজি তেওঁৰ শুক বিষ্ণুপুৰী সম্যাসীয়ে দি হৈ যোৱা উপদেশ স্মাৰণ পঠিয়ালে। দৈত্যাৰি ঠাকুৰৰ বাহিৰে বাকীসকল চৰিতকাৰে শংকবদেৱলৈ দি

বত্তাবলী প্রাপ্তিৰ এই কিংবদন্তি তেওঁলোকৰ চৰিত পুথিত বৰ্ণনা কৰিছে।^{১৫} কিন্তু দৈত্যাৰি ঠাকুৰে কঠভূষণে গ্ৰহখন কিনি অনা বুলিহে উল্লেখ কৰিছে—

“বত্তাবলী গ্ৰহ বাৰাণসী হন্তে আনি।
শংকবদেৱক দিয়া বুলিলন্ত বাণী।।
বিষুণ্পুৰীৰ নামে এক সম্যাসী আছিল
ইটো গ্ৰহখনে বাপু তেহে বিৰচিল।।
বাৰাণসী হন্তে কিনি আনিলোহো আমি
ভাল লুইনুই বাপু চাহিয়য়োক তুমি।।^{১৬}

সম্যাসীকৃত জ্ঞান কৰ্মপ্রধান শাস্ত্ৰ বুলি সন্দেহ কৰি আৱহেলা কৰাত কঠভূষণে ‘তোমাৰাই ভাল বুলিলেহে ভাল, নতু এই কিতাপ মোৰ অনা ননা একেই হ'ল’ বুলি অনুনয়-বিনয় কৰাত শংকবদেৱে শাস্ত্ৰখনত চকু ফুৰালে। ‘শৰণ’ অধ্যায় নাপাই পুস্তকখন সম্পর্কে খেদ প্ৰকাশ কৰাত কঠভূষণে শৰণ অধ্যায়ো থকা বুলি উল্লেখ কৰিলে। তেতিয়া মাধৱদেৱে বৰ মনোযোগেৰে গ্ৰহখন আদিৰ পৰা অন্তলৈকে গঢ়ি শৰণ অধ্যায়টো শংকবদেৱক দেখুৱালে। পুথিখনে শংকবী পঞ্চব দাৰেই শেষ বিৰচনত এক শৰণ নিকৃপণ কৰাত তেওঁ “বিষুণ্পুৰীৰ মোৰ সংগ” বুলি পুথিখনৰ ভাঙনি কৰিবলৈ মন দিয়ে; কিন্তু সেই কাম “বৰা-পোত হন্তেহে হ'ব পাছত” বুলি কালিন্দী আইক পুথিখন সামৰি থ'বলৈ দিয়ে। সুন্দৰীদিয়াত থাকোঁতে শংকবদেৱে ভাৰ দিয়া মতে বিষুণ্পুৰীৰ ভক্তি বত্তাবলী গ্ৰহখন মাধৱদেৱে অসমীয়ালৈ ভাঙনি কৰে।

তলত থুলমূলকৈ প্ৰতি বিৰচনৰ একোটি পৰিচয় দিবলৈ চেষ্টা কৰা হ'ল—

ভক্তিবিৰচন : মূলতঃ এই বিৰচনত ১১৫টা শ্লোক পোৱা যায়। চাৰিটা শ্লোক বিষুণ্পুৰীৰ নিজৰ, বাকী ১১১টা শ্লোক মূল ভাগৰতৰ। মাধৱদেৱে নিজৰ বক্তব্যসহ ২৯৪টা পদত ভাঙনি কৰিছে।

ভক্তি বিৰচনত হৰি ভক্তিৰ ধৰ্মৰ শ্ৰেষ্ঠত্ব সুদৃঢ়ভাৱে ঘোষণা কৰা হৈছে—

“যতেই স্বধৰ্ম হৰি ভক্তিৰ কিংকাৰ।

ভক্তিৰ মুখ চাই থাকো নিৰস্তৰ।।

সমস্ত ধৰ্মৰ ভক্তিয়ে মুখ্য ফল।

ভক্তি নভেল্য ধৰ্ম সকলে বিফল।। ২৭

ইয়াত “ব্ৰহ্মাৰো জনক মই বেদৰো কাৰণ”—(২১৮) বুলি বেদৰ মূল যে
ভগৱত্তহে, আন হ'ব নোৱাৰে— এই চিবসত্য আমাৰ আগত দাঙি ধৰিছে আৰু
এই বুলি ঘোষণা কৰিছে—

এহি তাৎপৰ্য কহে ভাগৱত প্রস্তু।

ইহলোকে হবি ভকতিসি মুখ্য পন্থ ॥ ২৬৯

সৎসংগ বিবচন : মূল শ্লোকৰ সংখ্যা ৬৪টা। ১৫২টা পদত মাধৰদেৱে
ইয়াৰ ভাঙনি কৰিছে।

“স্বৰ্গাদিতো কৰি শ্ৰেষ্ঠ সাধুৰ সঙ্গতি (৩০২); গঙ্গাত কৰি গৰিবা মহত্ত
(৩০৭) বুলি ঘোষণা কৰিছে। স্বৰ্গলাভ মোক্ষপ্রাপ্তি আদিও যে সসংগ লাভৰ
সমকক্ষ নহয় সেই কথা এই বিবচনত প্ৰকাশ কৰা হৈছে—

‘গৰস্ত বাক্য থওঁ সহহৰি সম্পত্তি।

স্বৰ্গাদিতো কৰি শ্ৰেষ্ঠ সাধুৰ সংগতি ॥ ৩০২

ভক্তি বিশেষণ বিবচন : মূল শ্লোকৰ সংখ্যা ৩২টা, শেষৰ শ্লোকটিৰ বাহিৰে
৩১টা শ্লোক মূল ভাগৱতৰ। ৩২নং শ্লোকটি ‘হৰিভক্তিসুধোদয়’ নামৰ শাস্ত্ৰৰ পৰা
লোৱা হৈছে।^{১৮} মাধৰদেৱে মুঠ ৯০টা পদত এই বিবচনৰ সমাপ্তি কৰিছে। এই
বিবচনৰ শেষত শ্ৰবণ-কীৰ্তন ধৰ্মৰ শ্ৰেষ্ঠত্ব সুদৃঢ়ভাৱে ঘোষণা কৰি ভাগৱতৰো
এয়ে সিদ্ধান্ত বুলি মত প্ৰকাশ কৰিছে—

“লভিবা পৰস পদ শ্ৰবণ কীৰ্তন ॥ ৫৩৬

মনুয্যৰ শ্ৰেষ্ঠ ধৰ্ম এহি মানে মাত্ৰ।

দেখিয়ো বিচাৰি মহা ভাগৱত শাস্ত্ৰ ॥

এই বিবচনত মৃত্যু ভয়ৰ পৰা হাত সৰাৰ উপায় দিছে—

তযু নাম বা শুনে বা ভনে বা মনে স্মাৰে।

অন্যে বা গাৰন্তে যিটো অভিনন্দা কৰে ॥

সেহিসে এৰাইৰে ঘোৰ মৃত্যুৰ সংকট ।

পাৰে অল্পকালে তমু চৰণ নিকট ॥ ৪৬৪

শ্ৰবণ বিবচন : মূল শ্লোকৰ সংখ্যা ৪৫টা। গোটেইকেইটা শ্লোকেই

ভাগৱতৰ পৰা লোৱা। উপদেশসহ এই বিবচনৰ পদৰ সংখ্যা ১৪৮টা। এই

বিবচনত কৈছে—

“সমস্ত শাস্ত্ৰৰ সাৰ মাধৱৰ কথা”। ৫৮২

এই বিবচনত মূল্ভিতকৈও শ্ৰবণৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা হৈছে—

শ্ৰবণৰ মহাসুখ মুসুতি নাই।

মোক্ষ আদি কৰি সুখ শ্ৰবণত পায়। ৬১৫

কীৰ্তন বিবচন ৩ এই বিবচনত মূলৰ শ্লোকৰ সংখ্যা ৫৭টা, ৪নেং শ্লোকটো ‘হৰিভক্তিসুবোদয়’ৰ পৰা লোৱা। বাকী ৫৬টা শ্লোক মূল ভাগৱতৰ। পদৰ সংখ্যা ১৯৭টা। কীৰ্তনৰ শ্ৰেষ্ঠত্ব এই বিবচনত ঘোষণা কৰিছে—

সংসাৰ যত ধৰ্ম আছে, শ্ৰেষ্ঠত্ব।

সমস্ততে কৰি শ্ৰেষ্ঠ কীৰ্তন কৃষণ। ॥ ৬৮৬

স্মৰণ বিবচন ৪ শ্লোকৰ সংখ্যা ২৬টা আৰু সকলো শ্লোক মূল ভাগৱতৰ। মাধৱদেৱৰে ভাঙনি কৰিছে ৬৯৮টা পদত। হৰিনাম স্মৰণৰ মহিমা প্ৰকাশ কৰিবলৈ গৈ এই বিবচনত কৈছে—

অতৰ্ক মহিমা অতি হৰি স্মৰণৰ।।

জ্ঞানাদিৰ পদে একো শ্ৰম নলাগয়।

হৰি স্মৰণত সুখে সমস্ত মিলয়। ॥ ৮৯৬

পদসেৱন বিবচন ৫ এই বিবচনৰ মূল শ্লোক আছে ৩১টা আৰু আটাইবোৰ শ্লোক মূল ভাগৱতৰো উদ্ভৃতি। ১১২টা পদ মাধৱদেৱৰ ভক্তি বত্তাবলীত পোৱা যায়। এই বিবচনৰ উদ্দৰৰ মুখ্যে কৃষণ পদসেৱনৰ মাহাত্ম্য প্ৰকাশ কৰা হৈছে এনেদৰে—

বোলত্ব কৃষণক প্ৰভু শুনিয়ো প্ৰত্যেক।

তযু পদ সেৱা বিনে উপায় যতেক। ॥ ৯৭৩

দুখ মাত্ৰ জানি তাক কৰি পৰিহাৰ।

মহাজন সবে মাত্ৰ কৰিয়া বিচাৰ।।

তোমাৰ চৰণ পদ্ম মহা শ্ৰেষ্ঠত্ব।

সমস্ত আনন্দ পূৰ্ণ কৰে ভক্তৰ। ॥ ৯৭৪

আৰ্�চন বিবচন ৬ মূল ভাগৱতৰ মাত্ৰ ৮টা শ্লোক এই বিবচনত পোৱা যায়। মাধৱদেৱৰ ভাঙনিত ২৫টা সম্পূৰ্ণ পদ আৰু এটা দুই শাৰীৰ পদ পোৱা যায়। কৃষণক পূজা-আৰ্চনা কৰিলেই সমস্ত দেৱ-দেৱীৰ পূজা-আৰ্চনা কৰা হয়— এই

বিবচনত উল্লেখ কৰা হৈছে।

কৃষ্ণৰ পূজায়ে সমস্তে পূজা হয়।

পৃথকে পূজিলে পূজা কোহো নপাময়।। ১০৬৩

বন্দন বিবচন : মূল ভক্তি বড়াৱলী শ্লোক মাত্ৰ ৪টা। আটাইকেইটা শ্লোক
মূল ভাগৰতৰ। মাধৰদেৱে সম্পূৰ্ণ ১৬টা পদ আৰু নটা দুই শাৰীৰ পদ ভাঙনি
কৰিছে। কৃষ্ণ সেৱাৰ অবিনাশী ফলৰ কথাই এই বিবচনত বৰ্ণনা কৰা হৈছে—

কবিয়া যতন অতি কায় বাক্য মনে

যিটো নমস্কাৰ কৰে তোমাৰ চৰণে।। ১০৯৮

তনু অনুগ্রহত কৃতাৰ্থ সি সি নৰ।

পাৰে সুখে মুকুতিৰ বণ্টা বৈকুণ্ঠ।।

দাস্য বিবচন : এই বিবচনটো ভাগৰতৰ মূল শ্লোক মাত্ৰ ৪টা। মাধৰদেৱে
কৰা ভাঙনি পদৰ সংখ্যা ১৭টা। এই বিবচন দাস্য ভক্তিৰ মহিমা ঘোষণা কৰা
হৈছে। যি গৃহস্থী লোকৰ কাৰণে শুন্দৰ পথৰ পৰিচায়ক—

দাস মাত্ৰ কৃতকৃত্য হোৱে সৰ্বত্রত।

কৰিলো নিশ্চয় সৰ্বশাস্ত্ৰৰ সন্মত।। ১১০৭

সখ্য বিবচন : মূলত শ্লোক মাত্ৰ দুটা। অসমীয়া পদ ১১টা। জীৱশ্রেষ্ঠ
মনুষ্যৰ কথা বাদেই, ইতৰ জন্মত যে সখ্য বা মিত্ৰ ভাৱৰ জৰিয়তে ভগৱত্ত কৃপা
লাভৰ বধিত নহয় এই কথাকে ইয়াক প্ৰতিপন্ন কৰা হৈছে—

য'ত জীৱ জন্ম আছে নন্দৰ ব্ৰজত।

তাসম্বাৰ কিলো মহা ভাগ্যৰ মহত্ত্ব।।

নন্দাদিৰ যেন মহা বিশ্বাস তোমাত।

গবাদিৰ সেহিমতে বিশ্বাস সাক্ষাত।। ১১২৩

এতেকেসে তাসম্বাৰ ভাগ্য আতি চিৰ।

তুমি পুণ্যৰক্ষা হৰি ভৈলা যাৰ মিত্ৰ।।

আত্মনিবেদন বিবচন : মূল শ্লোক মাত্ৰ দুটা। অসমীয়া পদ ভাঙনি ১১টা।

ভক্তৰ ঈশ্বৰৰ চৰণত সম্পূৰ্ণকৰে আত্মসমৰ্পণৰ স্বৰূপ এই বিবচনত বৰ্ণনা কৰা
হৈছে—

যেন গৰু পৰত বিকিলে যিটোজনে।

পোষণ পালন চিন্তা নকৰে সিজনে।। ১১৩৫

সেহি মতে মোত অৰ্পি দেহাদি সমস্ত।

বৈল যিটো জন হয়া অচিন্ত মন।।

বেদ বিহিত সকলো কৰ্মকেই কৃষ্ণভক্তি অবিহনে অসত্য বুলি এই বিবচনত
কোৱা হৈছে—

তিনি গুণময় বেদশাস্ত্র যত যত।

তাহাৰ বিহিত মানে অসত্য সমস্ত।।

আক ত্যজি যেবে দেহ আপৰ্ল কৃষ্ণত।

তাকেসে কেৱল সত্য মানোহো মনত।। ১১৪১

শৰণ বিবচন : ভক্তি বত্ত্বারলী মূল গ্ৰহ্ব শ্ৰেষ্ঠ বিবচন হ'ল শৰণ বিবচন।
এই বিবচনত শৰণৰ মহিমা প্ৰকাশ কৰা হৈছে। মূলত শ্লোক ১৬টা। প্ৰথম ১০টা
শ্লোক মূল ভাগৱতৰ আক বাকী ৬টা শ্লোক বিষ্ণুপুৰী সন্ন্যাসীৰ। অসমীয়া ভক্তি
বত্ত্বারলীত মাধৱদেৱে নিজৰ মত আক উপদেশ যোগ দি মুঠ ৬৪টা পদ লিখিছে।
এই বিবচনত বৈষ্ণৱসকল দুটা ভাগত বিভক্ত হ'ল— শৰণ গ্ৰহণকাৰী বা শৰণীয়া
আক ভক্তিবিহীন বা অশৰণীয়া। শৰণীয়াসকলৰ কাৰণে কৰ্মকাণ্ড নিষ্প্ৰয়োজন।
কিন্তু ভক্তিবিহীনসকলৰ বাবে কৰ্মকাণ্ড কৰণীয়—

পিতৃ ভূতপতি দেৱ ঋষি সুহৃদয়ৰ।

উপজিলে তাসম্বাৰ ঋগী হোৱে নৰ।। ১১৪৬

হোমে দেৱ ঋণ সুজে তর্পণে ঋষিব।

বলিদান ভূত শ্রাদ্ধ আদিয়ে পিতৃৰ।

সমভাৱে সুহৃদ সবৰ শুজে ঋণ।

এহিমতে ঋষি সদা ভক্তিবিহীন।। ১১৪৭

ভগৱন্তৰ চৰণত ক্ষমা বিচাৰি মাধৱদেৱে ‘ইটো পয়াৰ’ বচনা কৰাৰ বঢ়া
টুটাৰ বাবে ক্ষমা বিচাৰিছে আক সামৰণিৰ কৈছে—

সন্তৰ সঙ্গত সৰ্বভাৱে যেন থাকো তমুসেৱা কৰি।

এহি অনুগ্ৰহ হৌক মোক লোকে ডাকি বোলা হৰি হৰি।। ১২০৮

জন্ম বহস্য :

মাধৱদেৱ সাহিত্যিক জীৱনৰ আদিকালৰ বচনা এই পুঁথিখন মাত্ৰ ২৭-২৮টা
পদত সম্পূৰ্ণ। পুঁথিখনিৰ উৎস সম্পর্কে গুৰুচৰিতসমূহত এনেদেৱে পোৱা যায়—
গুৰুচৰিত কথামতে “জন্ম পুৰাণ”ৰ শ্লোক কেনেবাকৈ বীৰ চিলাৰায়াৰ হাতত

পৰিছিল। তেওঁ সেইকেইখন শংকবদেৱৰ হাতত দিছিল ভাঙনি কৰি দিবলৈ, শংকবদেৱে মূল পুথিখনি পাটিবাউসীলৈ আহি মাধৱদেৱৰ হাতত দি ক'লে : ‘বোলে বৰাপো : জন্ম পুৰাণৰ শ্লোকখনি বাজা দিছে : পদ কৰি দিয়া থক : প্ৰথমে মাধৱদেৱে আপত্তি কৰিছিল যদিও গুৰুৰ আদেশ মানি পিছত জন্ম বহস্য পুথিখনি বচনা কৰি উলিয়ায়।^{১৯} আনহাতে দৈত্যাৰি ঠাকুৰৰ চৰিত মতে চিলাবায়ৰ মাদেসকলে বুজি পোৱাকে জন্ম বহস্য পদ কৰিবলৈ শংকবদেৱক অনুৰোধ কৰিছিল। মহেশ্বৰ নেওগে তেওঁৰ শ্রীশ্রীশংকবদেৱ গ্ৰহস্ত চিলাবায়ৰ মাদেসকলৰ বাবে জন্মপুৰাণৰ শ্লোক শংকবদেৱক ভাঙনি কৰিবলৈ দিছিল বুলি উল্লেখ আছে। মহেশ্বৰ নেওগ সম্পাদিত বৰদোৱা গুৰুচৰিতৰ ১৬৬ পৃষ্ঠাত এনেদৰে আছে— দেৱানে ‘জন্ম বহস্য’ শাস্ত্ৰ লিখিবলৈ অনুৰোধ কৰাত উজাই আহি পাটিবাউসী পাই মাধৱক আজ্ঞা কৰিছে। গুৰু আজ্ঞা মতে শাস্ত্ৰ বচনা কৰি দিছে, বজালৈ পঠিওৱাত নিজে গুৰু মাদেসকলে শ্ৰবণ কৰি অতিশয় আনন্দ পাইছে। লক্ষ্মীনাথ বেজবৰুৱাই “মহাপূৰ্ব্য শ্রীশংকবদেৱ আৰু শ্রীমাধৱদেৱ” গ্ৰহস্ত চিলাবায়ৰ পত্ৰী ভুবনেশ্বৰীয়ে শংকবদেৱক অনুৰোধ কৰাতহে শংকবদেৱে পাটিবাউসীলৈ আহি মাধৱদেৱক পুথি বচনা কৰিবলৈ কয় বুলি উল্লেখ কৰিছে।^{২০}

জন্ম বহস্য পুথিখনিৰ আধাতকে অধিক ঠাই অধিকাৰ কৰি আছে শ্ৰীকৃষ্ণৰ পৰম ব্ৰহ্মাত্ৰ সম্পর্কে নানা ধৰণৰ উত্তি আৰু ব্যাখ্যাৰে। অলয়কালত সমস্ত জীৱজগত আৰু চন্দ্ৰ, সূৰ্য, বায়ু, গ্ৰহ, নক্ষত্ৰ আদি সকলো লয় পায়। জীৱসমূহৰ স্তুল শৰীৰ ধৰংস হয় আৰু সূক্ষ্ম শৰীৰ ধাৰণ কৰে। মায়াৰ আশ্রয়ত সৃষ্টি কৰা জগত পুনৰ্ব সংকুচিত কৰি ভগবান কৃষ্ণই সমস্ত জীৱক নিজৰ উদৰত ধাৰণ কৰে—

নিজ ঐশ্বৰ্যক হবি কৰিয়া প্ৰকাশ।

সমস্তে জীৱক উদৰতে দিলা বাস।।

জগত সংহৰি হবি কৰি মহা লীলা।।

অনন্ত শয্যাত প্ৰভু এবালে বহিলা।।

‘ৰক্ষা সত্য, জগৎ মিথ্যা’— এই তত্ত্বটি নাৰদৰ মুখত এনেদৰে দিয়া হৈছে—
তুমি মাত্ৰ সংঘা মিছা আয়কপ য'ত।
যেন নানা লতা চটা দেখিয়া বন্ধুত।।
সূতা মাত্ৰ সংঘা পৰমার্থ বিচাৰত।।

এতেকে তমিসে সত্য তিনিয়া লোকত ।। ৩৬

ନାବଦେ ସ୍ତୁତି କବି ସମସ୍ତ ଜଗତର ଅଷ୍ଟା ନାବାୟଣଲୈ ଯେ ସୃଷ୍ଟି ଶ୍ରି ପ୍ରଲୟର
କାରଣ ମେଟୁ କଥା ବର୍ଣ୍ଣନା କବିଛେ—

ବ୍ରନ୍ଦାକୁପ ଧରି ତ୍ରଜା ଯ'ତ ଚବାଚବ ।

বিষও বাপে জগতক পালা নিবন্ধন ।। ৩৩

ବୁଦ୍ଧରୂପେ କରା ଥିବୁ ପ୍ରଲୟ ଆପଣେ ।

তথাপি তোমাক নোচোৱায় দোল গুণে।

କବିଲା ଅଧୀନ ଘାୟା ନିଜ ଯୋଗବଳେ

ତମି ମାତ୍ର ସଞ୍ଚା ଆନ ପ୍ରପଞ୍ଚସକଳେ । । ୩୪

ନାବଦର ଆଗତ ନାବାୟଣେ ଦିଯା ଦଶଅରତାବର ବର୍ଣନା ମାଧରଦେବେ ବହଲାଇ ଦିଛେ । କୃଷ୍ଣର ଜୀରନର ସକଳୋ ଲୀଳା ମାହାୟ୍ୱ ତେଓଁ ଆଡ଼ୁଷ୍ଵରପୂର୍ଣ୍ଣଭାବେ ଦାଙ୍ଗି ଧରିଛେ । ଶିଶୁକାଳର ବଂ-ଧେମାଲି, ନାନା ଅସୁର ବଧ କାର୍ଯ୍ୟ, କଂସବଧ, ରାସକ୍ରୀଡ଼ା, ଦ୍ୱାରକାତ ବାଜ୍ୟ ଶ୍ରାପନ, ଜ୍ଵାସନ୍ଧ ନରକାସୁର ଆଦି ବଧ, କୁରୁକ୍ଷେତ୍ରର ଯୁଦ୍ଧ ଆଦିର କାହିଁନୀ ଥୁଲମୂଳକେ ଇଯାବ ଭିତବ ସାମବି ଲୋରା ହେଛେ । ଇଯାବ ପିଛତ ମାଧରଦେବେ କଲିଯୁଗର ଲକ୍ଷଣସମୁହ ବର୍ଣନା କରିଛେ । କଲିଯୁଗର ଧର୍ମର ନାମତ ଅନେକ ବ୍ୟଭିଚାରେ ପ୍ରକୃତ ଧର୍ମକ ଢାକି ଧରିବ—

কলিৰ মনষ্য অধৰ্মত পৰে

ନାଜାନିବେ ଯଜ୍ଞ ଆବ ।

অপদেৰতাক পুজি বুলিবেক

পুরুষ তৈলা উদ্বাব ।। ২৪৩

মানব সমাজত মূল্যবোধৰ বিসংগতিয়ে এক ভয়াৰহ কৃপ ধাৰণ কৰিব।
ভক্ত সন্তজনক নিন্দুকসকলে সমাজত পাষণ্ড ভক্ত বুলিহে চিনাকি কৰিব দিব। এই
কলিযুগত মানব সমাজত কোনো ন্যায় বিচাৰ নাথাকিব। শাসকবৰ্গৰ প্ৰজাৰ
মংগলকামী নহৈ শোষণকাৰী কপেহে অৱৰ্ণীণ হ'ব। ইমানবিলাক বিসংগতি
থাকিলোহে চাৰিযুগৰ ভিতৰত (সত্য, ক্রেতা, দ্বাপৰ, কলি) কলি যুগৰ মহত্ত্ব অধিক
এই কাৰণেই যে এই যুগত কেৱল শ্রবণ-কীৰ্তনৰ দ্বাৰা সমস্ত ধৰ্মৰ ফল লাভ কৰি
সংসাৰ বন্ধন ছেদ কৰিব পাৰি।

ମାଧ୍ୟଦେଶର ଅନୁଭବ ଉପଚି ଥକା ଗୁରୁ ଶଙ୍କବବ ପ୍ରତି କୃତଜ୍ଞତାର ଅନୁଭବ ପଥିଖନର ଶୈସର ଫାଲେ ବିବିଧ ଉଠିଛେ । ଗୁରୁପ୍ରାଣ ମହାଭକ୍ତ ମାଧ୍ୟଦେଶରେ ନିଜର ଗୁରୁ

মহাপুরুষ শংকবদেৱক কৃষ্ণৰ অংশ বুলি বৰ্ণনা কৰিছে।

শ্ৰীমন্ত শংকব

সৰ্বঙ্গাকৰ

সাক্ষাৎ কৃষ্ণৰ অংশ

দৈৱকী তনয়

যিটো কৃপাময়

উদ্বাবিলা যদুবংশ ॥ ২৬৩

গুৰুজনাৰ প্ৰচাৰিত ধৰ্মতৰ ঘাই উপদেশ হৰিনাম শ্ৰবণ আৰু কীৰ্তনৰ মাহাত্ম্য প্ৰচাৰ কৰোতে মাধবদেৱে ইয়াত জিলিকি উঠিছে এজন আজ্ঞা-উৎসৱগৰ্ভকৃত প্ৰচাৰক কৰে।

নাম-মালিকা :

নাম-মালিকা মাধবদেৱৰ অন্য এখন অনুবাদ পুথি। কোচবজা লক্ষ্মীনাৰায়ণৰ বাজমন্ত্ৰী বিকপাক্ষ কাজিব অনুৰোধত তেওঁ পুথিখন বচনা কৰি উলিয়াইছিল। চৰিত পুথিসমূহত নাম-মালিকা বচনাৰ উৎস সম্পর্কে মতৰ অমিল দেখা যায়। ‘বৰদোৱা-গুৰুচৰিত’ত উল্লেখ কৰা মতে বিকপাক্ষ কাজিয়ে ভাগৱত সংক্ষেপ কৰি এখন গ্ৰহ বচনা কৰিবৰ নিমিত্তে এজন ব্ৰাহ্মণ, এজন কায়স্ত আৰু মাধবদেৱকো আদেশ কৰিলে। ব্ৰাহ্মণে ছয় মাহে কায়স্তজনে তিনি মাহে মাধবে এক পক্ষে বচনা কৰি আনি দিছে। তিনিওখনি শাস্ত্ৰ পাঠ কৰি শ্ৰীমাধবদেৱৰ বচনা শুৰু আৰু সাৰতত্ত্ব জানি গ্ৰহখন গ্ৰহণ কৰিছে। আৰু নাম-মালিকা নাম দি সকলোতে প্ৰচাৰ কৰিছে।^{১১}

ওড়িশাৰ বিদ্যুৎসাহী ৰজা পুৰুষোত্তম গজপতিৰ আজ্ঞাত পণ্ডিতসকলে পুৰুণ ভাৰত স্মৃতি আগমক চাই সংগ্ৰহ কৰা কৃষ্ণনামৰ মাহাত্ম্যসূচক শ্লোকৰ সংকলনেই হ'ল নাম-মালিকা।

বিষয়বস্তুৰ মূল বক্তব্যৰ ফালৰ পৰা চালে নাম-মালিকাই একশৰণৰ উদ্দেশ্যকে প্ৰচাৰ কৰিছে। তপ জপ যাগ যজ্ঞ সকলো পথতকৈ শ্ৰবণ-কীৰ্তনৰ পথেই যে শ্ৰেষ্ঠ, কলিযুগৰ সৰ্বাধিক পাপ নাশ কৰিবৰ কাৰণে হৰিনামেই যে একমাত্ৰ ঔষধ সেই কথাকেই ইয়াত কোৱা হৈছে। পুথিখনিব মতে হৰি আৰু হৰ্তা অভিন্ন, হৰি তুষ্ট হ'লে হৰো তুষ্ট হয়। সেইবাবে শিৰৰো নাম মাহাত্ম্য ইয়াত ঘোষিত হৈছে। শিৰপুৰুণৰ উদ্বৃত্তি দি শিৰ আৰু কৃষ্ণ নামৰ প্ৰভেদ নাই বুলি কোৱা হৈছে—

শিৰৰ কৃষ্ণৰ

নামত কিধিগতো

নাহিকে জানা অন্তর।
 শিরক যতেক গুণ নাম শিয়ো
 জানা সরে মাধৰৰ ॥
 নামৰ মহিমা বৰ্ণনা কৰি মাধৰদেৱে বিঘিনি বজিৰ্ত হৰিনামত শৰণ ল'বলৈ
 জনসাধাৰণক আহ্বান জনাইছে—
 মহাপাপী অন্ত জাতিয়ো কীৰ্তন
 কৰি পাৰে মোক্ষ কাম।
 কলি দোষ আদি একায়ে বিঘিনি
 নাহিকে হৰি নামত।
 যতেক বিঘিনি আছে সংসাৰত
 নামে কৰে সবে দৃত ॥ ৬০০
 তদুপৰি হৰিনাম ধৰ্মত যে সকলো শ্ৰেণীৰ লোকৰ সমান অধিকাৰ আছে,
 সেই কথাও দৃঢ়তাৰে ঘোষণা কৰিছে—
 ব্ৰহ্মাণ ক্ষত্ৰিয় বৈশ্য যত শূদ্ৰ চয়।
 স্ত্ৰী অন্তজাতি আনো অনেক আছয় ॥ ১৫০
 নাহি বৰ্ণাশ্রম আত নিয়ম বিচাৰ।
 হৰি নাম কীৰ্তনে সবাৰো অধিকাৰ ॥
 গুৰু মাধৰদেৱৰ গুৰুৰ প্ৰতি থকা একান্ত শ্ৰদ্ধা আৰু ভক্তিভৰা কৃতজ্ঞতা
 'নাম-মালিকা' গ্ৰন্থত প্ৰকাশ পাইছে—
 সপ্তকায় আছিলেক মোৰ বুদ্ধিমন।
 যাহাৰ কৃপাত হটো উভতিল সচেতন ॥ ৫
 হেন গুৰু চৰণত কৰি নমস্কাৰ।
 মাধৰে বচিলা পদ নাম মালিকাৰ ॥
 'নাম-মালিকা'ত শ্লোক সন্নিৰিষ্ট কৰা শাস্ত্ৰসমূহ হ'ল— ১. ব্ৰহ্মপুৰাণ, ২.
 পদ্মপুৰাণ, ৩. বিষ্ণুপুৰাণ, ৪. শিৰপুৰাণ, ৫. অগ্ৰিপুৰাণ, ৬. ভৱিষ্যপুৰাণ, ৭.
 ব্ৰহ্মবৈৰৰ্ত্ত পুৰাণ, ৮. লিংগপুৰাণ, ৯. স্বদ্ধ পুৰাণ, ১০. বামনপুৰাণ, ১১. কুৰ্মপুৰাণ,
 ১২. মৎস্যপুৰাণ, ১৩. গৰুড় পুৰাণ, ১৪. ব্ৰহ্মাণ পুৰাণ, ১৫. ব্ৰহ্ম বিষ্ণু পুৰাণ,
 ১৬. নৰসিংহ পুৰাণ, ১৭. বৃহদ নৰসিংহ পুৰাণ, ১৮. আদিত্য পুৰাণ, ১৯. আংগিৰস
 পুৰাণ, ২০. বায়ু পুৰাণ, ২১. ভাগৱত পুৰাণ, ২২. মহাভাৰত, ২৩. ভগবতগীতা।

২৪. ভাৰত বিভাগ, ২৫. নন্দীপুৰাণ, ২৬. বহিপুৰাণ, ২৭. ইতিহাসোত্তম, ২৮. লঘু ভাগৰত, ২৯. প্ৰভাস পুৰাণ, ৩০. জমদগ্নি সংহিতা, ৩১. বিশ্বমিত্ৰ সংহিতা, ৩২. গৌৰ সংহিতা, ৩৩. শতাশত সংহিতা, ৩৪. বৈশ্বানৰ সংহিতা, ৩৫. ব্ৰহ্মাক্রোক্ত সংহিতা, ৩৬. পৰাশৰ সংহিতা, ৩৭. শুক্রত সংহিতা, ৩৮. কাত্যায়ন সংহিতা, ৩৯. বৈশম্পায়ন সংহিতা, ৪০. প্রাতঞ্জল সংহিতা, ৪১. অগস্তি সংহিতা, ৪২. লীলাৰতী, ৪৩. বিষ্ণু ধৰ্মোত্তৰ (আদি অংশ), ৪৪. ভৱিষ্যোত্তৰ, ৪৫. বিষ্ণু বহস্য, ৪৬. শিৰ বহস্য, ৪৭. ব্ৰহ্মাবহস্য, ৪৮. বৈবিষ্ণব শ্রৱণ, ৪৯. চতুবুজ্হ চিন্তামণি, ৫০. বৈয়ওৰ চিন্তামণি, ৫১. শ্ৰতি সংহিতা, ৫২. গৌতমী আগম, ৫৩. বিষ্ণু যামল, ৫৪. গৌতমী তত্ত্ব, ৫৫. অশ্বালায়ন, ৫৬. বৈবিষ্ণব তত্ত্ব, ৫৭. মেৰু তত্ত্ব, ৫৮. নাবায়ণ তত্ত্ব, ৫৯. কাশ্যপ পাঞ্চবাত্ৰে আগম, ৬০. বাম ভৰতাদি সম্বাদ, ৬১. বশিষ্ঠ তত্ত্ব।^{১২}

মাধবদ্দেৰ নাট বা ঝুমুৰা :

অৰ্জুন ভঞ্জন বা দধিমথন : মাধবদ্দেৰে এইখনি ঝুমুৰা বচনা কৰে গণককুছিত থকা কালত ১৫৩৮ শকত। সেইসময়ত শংকবদ্দেৰে জীৱিত আছিল। অৰ্জুন ভঞ্জন নাটৰ কাহিনীভাগ মূল ভাগৰতৰ দশম স্কন্দত পোৱা যায়। নন্দ আৰু যশোদাৰ দম্পতীৰ কলহৰ কোনো কথা মূলত নাই। তাৰ সলনি অৰ্জুন গছ উভালি পৰাৰ শব্দ শুনি আন গোপসকলৰ লগত নন্দ সেই ঠাইত উপস্থিত হৈছে আৰু বাগৰি পৰা অৰ্জুন গছৰ মাজত বন্দী হৈ থকা পুত্ৰক দেখি বাঙ্গ মোকলাই কৃষ্ণক কোলাত তুলি লৈছে—

“হাসিলন্ত কোনে হেন কৰিলন্ত বুলি।

বাঙ্গ মেলি কৃষ্ণক কোলাত লৈলা তুলি ॥

(শংকবদ্দেৰ দশমৰ ভাণ্ডনিত একোনবিংশ অধ্যায়ত ‘অৰ্জুন ভঞ্জন’ৰ কাহিনীভাগ বৰ্ণিত হৈছে) ^{১৪}

অৰ্জুন ভঞ্জন নাটৰ কাহিনীভাগ এনেধৰণৰ— এদিনাখন যশোদাই দধি মথি আছিল, ওচৰতে উমলি থকা কৃষ্ণৰ সেই সময়তে আকো মাকৰ বুকুত সোমাই গাখীৰ খাবলৈ মন গ'ল। যশোদয়ো মৰমতে পঞ্চ গৈ কৃষ্ণক স্তনপান কৰাবলৈ ধৰিলে। এনেতে এগৰাকী গোপীয়ে যশোদাক খবৰ দিলে যে ভিতৰত জুইত বহাই থৈ অহা গাখীৰ উতলি পৰিব ধৰিছে। লগে লগে যশোদাই কৃষ্ণক কোলাৰ পৰা নমাই আখলৰ পৰা গাখীৰ নমাবলৈ গ'ল। মাকৰ এই অনাদৰ

কানায়ে সহ্য কৰিব নোৱাৰিলে। নিজ পুত্ৰতকৈ আখলৰ গাথীৰৰ গুৰুত্ব বেছি হ'বই নোৱাৰে। কৃষ্ণৰ খৎ উঠিল। ওচৰতে পোৱা গাথীৰৰ পাত্ৰবোৰ ভাঙি পেলালে। উৰলত উঠি নিজে গাথীৰ লৱণ্যতো খালেই, বান্দৰবিলাককো খুৱালে। গাথীৰ নমাই আহি যশোদাই সেই দৃশ্য দেখিলে। নন্দৰাণী খঙ্গত জুলি উঠিল আৰু এচাৰি এডাল হাতত লৈ দুষ্ট কানুক এশিকনি দিবলৈ পিছে পিছে খেদি ফুৱিলে। কিন্তু কানুৰে ধৰা নিদিয়ে। উপায়ান্তৰ হৈ যশোদাই এইবাৰ কানুক বান্দিবলৈ জৰী আনিলে। কিন্তু এই সময়তে কৃষ্ণই ‘যোগমায়া বেকত কৰল; যশোদাই জৰী আনি আনি ভাগবি গ’ল, প্ৰতিবাৰেই দুই আঙুল কম হয়। মাত্ৰক ভাগৰূপা দেখি ভক্তবৎস ভগৱানে এইবাৰ আপুনি বান্দি খালে। দুষ্ট কানাইক উৰলত বান্দি হৈ আৰু কাকো মুকলি কৰিবলৈ নিদিবলৈ সকীয়াই যশোদাই পুনৰ কামত ধৰিবলৈগৈ। পিছে কৃষ্ণই সহজে হাৰ মনাবিধৰ নহয়। উৰল চৌঁচৰাই লৈ গৈ তেওঁ বাটচ’ৰা পালৈগৈ। তাতে দুজোপা যমল অৰ্জুনৰ মাজত পথালিকৈ লগা উৰলটো আজোৰ মাৰ্বোতে গছ উভালি পৰিল আৰু শাপগ্রস্ত হৈ থকা দুই কুবেৰ পুত্ৰ মণিশীৰ আৰু নলকুবেৰে মুক্তি লাভ কৰি তেওঁক পশিপাত জনালে। ইফালে গছ উভালি পৰা শব্দ শুনি গোৱালসকল আৰু নন্দ লৱবি আহিল আৰু বছীৰে বান্দি থাই থকা কৃষ্ণক আৰিঙ্কাৰ কৰিলে। চেনেহৰ পুত্ৰ এনে দশা দেখি নন্দই পুত্ৰক বজ্জুবন্ধন মুক্ত কৰি কোলাত তুলি ভিতৰলৈ লৈ গ’ল। তাৰ পিছত নন্দ-যশোদাৰ মাজত অনুষ্ঠিত হোৱা এখনি সক সুৰা গৃহযুদ্ধৰে মাধবদেৱে অৰ্জুন ভঞ্জন নাটৰ সামৰণি মাৰিছে।

চোৰ ধৰা :

চোৰধৰা বুমুৰাখনিৰ কাহিনী এনেধৰণৰ— এদিন এগৰাকী গোপীৰ গৃহত লৱণু চুৰি কৰি থকা অৱস্থাতে কৃষ্ণ ধৰা পৰিল। গৃহিণী গোপীয়ে চোৰ ধৰিব পাৰি লগৰ সখীসৱক চিঞ্চিৰি চিঞ্চিৰি মাতিবলৈ ধৰিলে— “তোহো সব সত্তৰে আৰ। হামাকু মাৰিয়ে চোৰ পলাবৰ।” কৃষ্ণও কম নহয়। তেওঁ দাম, সুদাম আদি লগবীয়াসকলক মাতিলে আৰু ক’লৈ যে অকলশৰীয়া পাই গোপণীসকলে তেওঁক চোৰ বুলি অপবাদ দিছে। লগবীয়াসকলে তেওঁৰ পক্ষ প্ৰহণ কৰাত তেওঁ পুনৰ গোপীসকলক উভতি ধৰিলে— “আপুনহি সব দধি দুঃখ থাই হামক কলংক দেসি। তোৰা সৱক হয় চাড়’ব নাহি।” গোপীয়ে এৰে, কৃষ্ণই নেৰে, তেওঁক আৰু অলগ লৱণু নিদিয়ালৈকে তেওঁ গোপীসকলক নেৰে। অৱশ্যেত গোপীসকলে কৃষ্ণক আৰু লৱণু দিলে আৰু কৃষ্ণয়ো গোপীসকলৰ অনুৰোধ বক্ষণ কৰি নানাবিধ

কৌতুক নৃত্য কৰিয়ে সকলোকে আনন্দ দিবলৈ ধৰিলে। ইফালে পুত্ৰস্নেহত অধীৰা
মাতৃ যশোদাৰ অৱস্থা হ'ল বৎস হেৰওৱা ধেনুৰ দৰে। পুৱাতে ওলাই যোৱা
তেওঁৰ প্রাণৰ পুতুলী সন্ধিয়া পৰলৈকে উভতি নহাত যশোদা বাড়ুলী হৈ পৰিল।
নীল পদুমৰ পাহিৰ দৰে সুন্দৰ মনৰ শৰীৰত মুকুতাৰ দৰে ঘামৰ টোপাল শোভা
পাইছে— সেই কানুক কোনে ক'ত দেখিছে বুলি যশোদাই সকলোকে সুধিবলৈ
ধৰিলে। অৱশ্যেত এগৰাকী গোপীৰ পৰা কানাইৰ সন্তোষ পাই যশোদা সেই
ঠাইলে ঢাপলি মেলিলে। পুত্ৰক নাচি থকা দেখা পাই মাতৃ হৃদয় শান্ত পৰিল।
কৃষ্ণয়ো ছল পাই কান্দি কান্দি ‘গোপীৰ সব বৃত্তান্ত শুনাৱল’। ফলত যশোদাই
গোপীসৰক গুৱালগালি পাৰি পুত্ৰক ক'বলৈ ধৰিলে— ‘হে বাপু কৃষ্ণ, ওহি
বান্দীসৰক যাবে আৱৰ আৱবি নাহি। হামাৰ ঘবে দধি দুঃখ লৱণু কে পুছত? য'ত
খাইতে পাৰ তত হামু দেৱৰ’ বুলি যশোদাই আঁচলেৰে কৃষ্ণৰ গাৰ ধূলি গুচাই
আথে-বেথে কোলাত লৈ চুমাবে ওপচাইদি আনন্দমনে নিজৰ ঘবলৈ ঘূৰি আহিল।
চোৰধৰা নাটৰ কাহিনী ইমানেই।

পিঞ্চপৰা গুচোৰা :

‘কৃষ্ণকৰ্ম্মত্ব’ ‘পিপিলিকাপনয়ম’ শব্দৰ পৰাই এইখনি ঝুমুৰাৰ নামটো
লোৱা হৈছে। ঝুমুৰাখনিৰ কাহিনী যে অগ্রগতি লাভ কৰিছে মূলৰ কুবি আৰু
একত্ৰিশ নং শ্ৰেকৰ আধাৰত। এইখনি ঝুমুৰাত কৃষ্ণৰ চৰিত্ৰ চাতুৰিৰ আমোদজনক
চিত্ৰ অংকন কৰাত মাধবদেৱ সফল হৈছে। গোৱালীৰ ঘৰত লৱণু চুৰি কৰিবলৈ
যোৰাত কৃষ্ণক গোৱালীয়ে সুধিলে, “মোৰ ঘৰত মনে মনে কিয় সোমালাহি?”
কানুৰে উত্তৰ দিছে, “নিজৰ ঘৰ বুলি ভুলতে সোমালোঁ।” গোপীয়ে ক'লৈ সেইটো
বাক বুজিলোঁ, পিছে লৱণুৰ কলহতনো হাতখন কিয় দি আছা? বোলে, “ইনো কি
ডাঙৰ দোষৰ কথা হ'ল? পকৰাৰোৰে কলহত সোমাই লৱণু নাশ কৰা দেখি,
ইহাঁক গুচাবৰ বাবেহে কলহত হাত দিছোঁ।” গোপীয়ে তাকো মানি লৈছে। কিন্তু
শুই থকা শিশুটিক কিয় জগালা বোলা প্ৰশ্ৰুত উত্তৰত কৃষ্ণই ক'লৈ বোলে হেৰোৱা
গৰু পোৱালিটোৰ বাতৰি সুধিবলৈ তেওঁক জগালে। শেষত কানাইক কথাৰে
বলেৰে নোৱাৰি গোপীয়ে যেতিয়া তেওঁক পোনপটীয়াকৈ আক্ৰমণ কৰিলে যে
কানায়ে যদি লৱণু খোৱাই নাই তেওঁৰ মুখত কিয় লৱণুৰ গোৰু তেতিয়া—

“কানু বোলে শুন আৰে গোপী নিদাৰুণী।
তোহাবে মুখত গন্ধ তই সে চুৰণী।।

এতিয়া স্থামীৰ ভয়ত কৃষকে মিছাকৈয়ে দোষ দি নিজৰ দোষ সৰুৱাবলৈ আহিছেবুলি গোপীক কথাৰে জব্দ কৰি পেলালৈ। বাকপটু কানাইৰ লগত মুখচুপতি নামাৰিবলৈ থিৰাং কৰি গোপীসকলে যশোদাক গোচৰ দিবলৈ গ'ল। কানাইৰ বিকদো গোচৰ শুনি শুনি যশোদাই ইতিমধ্যে বিবক্ত হৈ পৰিছিল। গতিকে কৃষক তেওঁ সাৰধানবাণী শুনালৈ যে আকৌ যদি কৃষই কেতিয়াৰা লৱণ চুৰি কৰিবলৈ যায় তেতিয়া, “এমনে মাৰিবো যেন গাৰে থাকে খাড়ি।” যশোদাই ক'বলৈহে পালে, দুখ-অপমানে কৃষক মুখেৰে শোকৰ নিজৰাহে যেন ব'বলৈ ধৰিলে, বজাৰ কুমাৰ হৈও তেওঁ বনত গৈ গৰু চাৰি ভাত খাব লাগে, তাৰ পিছতো মাকৰ গালি-শপনি। তেওঁক 'চোৰ' বোলা মিছ কলংকৰ মূলতে মাক যশোদাৰহে অৱদান। যি মাত্ৰয়ে দুকড়া মূল্যৰ কলহ এটা ভঙ্গাৰ কাৰণে নিজ পুত্ৰক খটচোৰ বন্ধাদি গৰুৰ পঘাৰে বান্ধিব পাৰে, সেই মাত্ৰৰ লগত ইমানবোৰ অপমান সহি থকাতকৈ তেওঁ কংসৰ নগৰী মধুপুৰলৈ গুটি যোৱাই ভাল। এই ভয়াৰহ সকীয়নিয়ে মাত্ৰ হৃদয় জোকাৰি পেলালৈ। সকলো পাহাৰি কৃষক বদন চুম্বন কৰি তেওঁ স্বগীয় আনন্দত মগ্ন হ'ল।

ভূমি লেটোৰা :

বিলৰ মণ্গলৰ স্তোত্ৰৰ আধাৰত বচিত এইখিনি বুমুৰাত পোৱা যায় শিশুকৃষকৰ চাতুৰিব আন এখনি চিন্তাকৰ্ষক ছবি। এদিন গোপনে কৃষই নিজৰ ঘৰতে ক্ষীৰ লৱণ চুৰি কৰি খাই থকা অৱস্থাতে দেখিলে মাক আহি আছে। চোৰ ধৰা পৰে এতিয়া। ভয়ত কৃষই যশোদাক ফাঁকি দিবলৈ হাতৰ বাঁহীটো লুকুৰাই হৈ গাথীৰৰ ভাণু কাটি কৰি পেলাই মাটিত বাগৰি বাগৰি কান্দিবলৈ ধৰিলে, চেনেহৰ পুতলীৰ এই দশা দেখি যশোদা বিগলিত হৈ তাৰ কাৰণ সোধাত কৃষক মুখৰ পৰা অলগল চাতুৰিপূৰ্ণ মিছ বাক্য ওলাবলৈ ধৰিলে। তেওঁ বোলে লৱণ আৰু ক্ষীৰ হৈ দিছিল, গোটেইবোৰ কোনোবাই খালে। তদুপৰি তেওঁৰ বাঁহীটোও চোৰে নিলে। ‘এ তিনি প্ৰমাদ মোৰ ভৈল একেবাৰে’ বুলি কান্দি কৃষক শোকত শ্ৰিয়মাণ হৈ পৰিল। কৃষক অৱস্থা দেখি যশোদাৰ অন্তৰ পুত্ৰমেহত আকুল হৈ পৰিল। বান্দৰে সকলো লৱণ খালে বুলি কৃষক সান্ত্বনা দিবলৈ চেষ্টা কৰি গাৰ ধূলি ঝাৰি কোলাত তুলি ল'লে। মাকৰ মৰম পাই কৃষক ভেম বাঢ়িলহে। তেওঁক এইমাত্ৰ লৱণ লাগে। লাগে মানে লাগেই। কৃষক বুজাই-বাঢ়াইশান্ত কৰিব নোৱাৰি অৱশ্যেত গোসাঁইঘৰত পূজাৰ বাবে থোৱা লৱণকে যশোদাই কৃষকে দিবলৈ বাধ্য হ'ল। কৃষই পৰম আনন্দত নৃত্য কৰিবলৈ ধৰিলে—“লৱণ ভুঞ্জিয়া নাচে ত্ৰিজগত পতি।”

ভোজন বেহাৰ :

তাগৱত পুৰাণৰ নৰম ক্ষণৰ পৰা লোৱা কাহিনীৰ আধাৰত বচিত এইখনি
এখন কুদ্রাকৃতিৰ নাট। নাটখনৰ কাহিনী ভাগ এনেধৰণৰ—

কৃষ্ণই এদিন তেওঁৰ গৰুৰীয়া বন্দুসৰৰ লগত বনভোজন কৰি দধি
অন্ম আদি লৈ আনন্দ মনেৰে বৃন্দাবনলৈ গতি কৰিলৈ। যমুনাৰ তীৰত আটায়ে আনন্দ
মনেৰে নৃত্য-গীত কৰি ভোজন কৰিবলৈ ধৰিলৈ। পদুমৰ চকাক পাপৰিয়ে বেৰি
থকাৰ দৰে চাৰিওফালে গোপ শিশুৰ মাজত শোভা পালে নন্দসূত কৃষ্ণ। সেইসময়তে
নাৰদ আহি সেইঠাইত উপস্থিত হ'লহি আৰু গোপ শিশুসকলৰ সৈতে প্ৰসাদ ভোজন
কৰি তৃপ্ত হ'ল। সপ্ত বৈকুঠ, অন্তশ্যায়া পাতল— ক'তো বিচাৰি নোপোৱা পূৰ্ণব্ৰহ্মা
ভগৱান আছেবৃন্দাবনত গৰুৰীয়াৰ বেশত। আশৰ্য্য মানি নাৰদ আঁতবি গ'ল। ভোজনত
ব্যস্ত থাকোতে ধাঁহ বিচাৰি আঁতবি যোৱা দামুৰি পোৱালিবিলাক নেদেখি ত্ৰীদাম
নামৰ কৃষ্ণৰ লগৰীয়া গোপ শিশুজনে খাবলৈ এবি গৰু বিচাৰি যাবলৈ ওলাল।
তেতিয়া ত্ৰীকৃষ্ণই গোপবালকসকলক কৈছে— ‘আহে সখিসৱ, তেৰাসৰ অন্মভোজন
ছোড়বিনাহি। হামু বৎস বিচাৰি এখনে আনব।’ এইবুলি কৃষ্ণই দামুৰি পোৱালিবিলাক
বিচাৰি বৃন্দাবনত সোমাল। এই সময়তে ব্ৰহ্মাই দামুৰি পোৱালিবিলাক আৰু
গৰুৰীয়াসকলক চুবি কৰি নিলে কৃষ্ণক পৰীক্ষা কৰাৰ উদ্দেশ্য। কিন্তু উভতি আহি
কৃষ্ণই দেখে যে এজনো গোপশিশু আগৰ ঠাইত নাই। তাকে দেখি সাধাৰণ শিশুৰ
দৰে কৃষ্ণই বিলাপ কৰিবলৈ ধৰিলৈ— ‘আজু হামাৰ বৎস কাহে গেল। ত্ৰীদাম-
সুদাম ভায়াসৰ কাহে গেল। অন্ম ভোজন আজু বইবি পৰমাদ ভেল।’ ঝুমুৰাখনিৰ
সামৰণি আকস্মিক। ব্ৰহ্মামোহন ঝুমুৰাখনিৰ ইয়াৰ পৰিপূৰক যেন লাগে।

ওপৰত আলোচনা কৰি আহা নাটকেইখন যে মাধবদেৰ বচনা হয় সেই

সম্বন্ধে কাৰো দিমত নাই। কিন্তু ব্ৰহ্মামোহন, ভূষণ হৰণ, কোটোৰা খেলা আৰু
বাস ঝুমুৰা— এইকেইখন মাধবদেৰ বচনা হয় নে নহয় এই সম্বন্ধে
সমালোচকসকলে সন্দেহ প্ৰকাশ কৰিছে। এই সন্দেহৰ কাৰণসমূহো ইতিমধ্যে
উনুকিয়াই আহা হৈছে। আনহাতে ‘ব্ৰহ্মামোহন’ ঝুমুৰাখনক মাধবদেৰবেই বচন
বুলি ড° বামচন্দ্ৰ ডেকাই তেওঁৰ ‘মাধবদেৰ জীৱন আৰু কৃতি’ নামৰ গ্ৰন্থত
বিভিন্ন যুক্তিসহকাৰে প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিছে। সেয়ে মাধবদেৰ নামত
প্ৰচলিত ঝুমুৰাকেইখনকো আমাৰ আলোচনাৰ পৰা বিৰত কৰিব পৰা নগ'ল।

ৰক্ষামোহন :

ইয়াৰ কাহিনীভাগ অনা হৈছে ভাগৰত পুৰাণৰ পৰা। কৃষ্ণৰ মহিমা পৰীক্ষা কৰিবৰ বাবে এদিন ৰক্ষাই বৃন্দাবনৰ পৰা সকলোবিলাক দামুৰি হৰণ কৰি নি পৰ্বতৰ গুহাত আবদ্ধ কৰি থ'লে। ধ্যানযোগে এই কথা জানিব পাৰি কৃষ্ণই মায়াৰ বলেৰে পুনৰ ধেনু আৰু গোপশিশু সৃষ্টি কৰিলে আৰু গোকুলৰ জীৱন যাত্ৰা পূৰ্বৰ দৰেই অব্যাহত ৰাখিলে। এবছৰ মূৰত বৃন্দাবনত কি ঘটিছে তাকে চাবলৈ আহি ৰক্ষাই দেখিলে যে শ্রীকৃষ্ণই আকণো হানি-বিঘিৰি নঘটাকৈ পূৰ্বৰ দৰে লগবীয়াসকলৰ সৈতে গাইদামুৰি চৰাই আছে। তাকে দেখি ৰক্ষাইলুকুৰাই থোৱা ঠাইত চালেগৈ। তাতো গৰখীয়া আৰু দামুৰি পোৱালিবোৰ আগৰ দৰেই আছে। এইবাৰ বৃন্দাবনলৈ আহি ৰক্ষাই প্ৰতিজন গৰখীয়া আৰু প্ৰতিটো দামুৰি পোৱালিৰ মাজত বিষুৱৰ কপ দেখা পালে। এনে অন্তৰুত কাণ দেখি ৰক্ষা মূৰ্ছা গ'ল। চেতনা লাভ কৰি ৰক্ষাই শ্রীকৃষ্ণক সন্মুখত দেখি নানাভাৱে সন্তি কৰি নিজৰ ধৃষ্টতাৰ বাবে ক্ষমা বিচাৰিলে। ইমানতে ৰক্ষামোহন ঝুমুৰাৰ কাহিনীৰ অন্ত পৰিষে।

ৰাসবুমুৰা :

ভাগৰত পুৰাণৰ কাহিনীৰ আধাৰত এইখন ঝুমুৰা বচনা কৰা হৈছে। ঝুমুৰাখনিত শৃঙ্গাৰ বসৰ প্ৰাচুৰ্য চকুত পৰে।

কৃষ্ণৰ প্ৰেমিকা ৰাধাই এদিন কৃষ্ণৰ কাষত অধিক আদৰ বিচাৰি পৰমপুৰুষে ভগৱন্তৰ “স্কন্দবগাৱল” প্ৰকৃততে কৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব দেখি অৰ্থাৎ পৰমপুৰুষে নাৰায়ণৰ ঈশ্বৰিক শক্তিৰ অঁতৰত লুকাই থকা মানবীয় কপ দেখি মায়াৰে মুঞ্ছ হৈহে ৰাধাই তেনে কাম কৰিলে আৰু অবশ্যেত নিজৰ ভুল বুজিব পাৰি “অধৰ মধুপান দিয়ে হামাক বক্ষা কৰহ” বুলি কৃষ্ণক কাকৃতি মিনতি কৰিলে। ৰাধাৰ মিনতিত কৃষ্ণই সন্তুষ্ট হ'ল আৰু পুনৰ কেলি কৌতুক আৰম্ভ কৰিলে।

কোটোৰা খেলা :

এই ঝুমুৰাৰ উৎস সমন্বে সাহিত্য (লিখিত-তালিখিত) নিমাত। ঝুমুৰাখনিৰ কাহিনীভাগ এনেধৰণৰ—

এদিন কৃষ্ণই গোপশিশুসকলৰ সৈতে ধেমালি কৰি থাকোঁতে ৰাধাই গোপাল বল্লভ প্ৰসাদ বেচিবলৈ আহিল। তাকে দেখি গৰখীয়াসৰে হেতা-ওপৰা লগালে। ৰাধাই গৰখীয়াহঁতৰ পৰা বক্ষা পাবলৈ পোহাৰ নমাই যমুনাৰ ঘাটেদি যাবলৈ আগবাঢ়িল। পিছে এইবাৰ দুষ্ট কানাইৰ জালত পৰিল ৰাধা। কানাইক

লাগে ঘাটৰ কৰ। সেই ঘাটৰ পৰা বাধা উভতি আহিল মথুৰা ঘাটলৈ। পিছে
এইবাবে গোপশিশু সৱে বোলে—

মেহি দি মাইবি বাধে সেহিদি কানাইব চকি।

দান নেদি যাহ যদি লৈবোঁ সকল সথি ॥

ভাণুৰ মধ্যে লৈছো দান এ পাঞ্চ কাওন।

দণ্ডিয়া মাখন লৈবো হাতেৰে কংকন ॥

উপায় নাপাই এইবাব কংসবাজত গোচৰ দিয়াৰ ভয় দেখুৱালে। কিন্তু
গৰবীয়াসৱে বোলে—“তোহৰি কংস বাজা হামাৰি কে ?” দুষ্ট ল'বাজাকক কথাৰে
বলে নোৱাৰি গোপী মাস্তি হ'ল তেওঁলোকক লৱণু দিবলৈ। পিছে এটা চৰ্তত—
কানায়ে নৃত্য কৰি গোপীক মনোৰঞ্জনৰ খোৱাক দিব লাগিব। কানায়ে ভূৱন ভূলোৱা
নৃত্য-গীতেৰে গোপীসকলৰ অন্তৰ তৃপ্ত কৰিলে আৰু নিজেও লৱণু মিঠৈ থাই
তৃপ্ত হ'ল।

ভূষণ-হৰণ :

এইখনি ঝুমুৰাবো মূল সমন্বে জনা নাযায়। ঝুমুৰাখনৰ কাহিনীভাগ
এনেধৰণৰ—

এদিন কদম্বতলত লালকাল হৈ থকা কৃষ্ণৰ শ্যাম বৰণীয়া শৰীৰত সোণৰ
অলংকাৰৰ চিকমিকনি দেখা পাইবাধাইভাবিলে যে কোনোৰা দুষ্ট লোকে এনেহেন
অলংকাৰ কৃষ্ণৰ শৰীৰত দেখা পালে সোপাকে চুবি কৰি লৈ যাব। সেয়ে
আলফুলকৈ অলংকাৰখিনি সোলোকাই হৈ বাধাই কৃষ্ণক জগাই তেওঁৰ গাৰ পৰা
ভূষণ কি হ'ল বুলি সুধিলে। উত্তৰ দিব নোৱাৰি কৃষ্ণ নিমাতে ব'ল। বাধায়ে
যশোদাক সবিশেষ জনাই কানাইৰ অলংকাৰ মাকৰ হাতত গতাই দিলে। অলপ
পিছত কানাই মাকৰ ওচৰ চাপিল। যশোদাই কানাইৰ ভূষণ কি হ'ল বুলি কৰা
প্ৰশ্নৰ উত্তৰ টেটোন কানায়ে ক'লৈ যে এজনী গোপীয়ে তেওঁক কিবা নিচা লগা
বাধাক ওচৰতে দেখি ধৰা পৰাৰ আশংকাত পুনৰ মাকক ক'বলৈ ধৰিলে যে এইজনী
সেই গোপী যি তেওঁক মিঠাই খুৱাই অচেতন কৰি ভূষণ হৰণ কৰি নিছে আৰু
এতিয়া লুকুৰাই থ'ব নোৱাৰি ধৰা পৰাৰ আশংকাতহে মাকক গতাই দিবলৈ
আহিছে। আগতেও এই গোপীয়েই তেওঁৰ ভণ্টাগুচি চুবি কৰিছিল। কৃষ্ণৰ এনে
মিছা অপবাদৰ প্ৰতিবাদ বাধাই কৰিছিল যদিও পুত্ৰমেহত আৰু যশোদাৰ আগত

বাধাৰ একো প্ৰতিবাদেই নৰজিল। তেওঁ ঘূৰি বাধাকহে নানা ককৰ্তনা কৰি খেদি
পঠিয়ালে। বিজয়ৰ গৌৰৰ লৈ কানাই পুনৰ মাকৰ বুকুত সোমাই পৰিল।

বৰগীত আৰু ভটিমা :

পুৰণি অসমীয়া ভঙ্গিমূলক সাহিত্য আৰু ধৰ্মীয় জগত আলোড়িত কৰা
মাধৱদেৱৰ বৰগীতসমূহ অসমীয়া গীতি-সাহিত্য জগতৰ এক অনুপম সৃষ্টি।
গুৰু শংকৰদেৱৰ প্ৰেৰণাতেই মাধৱদেৱৰ বৰগীত বচনাত হাত দিয়ে। চৰিত
পুথি মতে বৰপেটাৰ কমলা বায়ন নামৰ এজনে শংকৰদেৱৰ বাৰ কুৰি বৰগীত
আওৰাৰলৈ নিওঁতে বনপোৰা জুইত পুৰি ভস্মীভূত হ'ল। শংকৰদেৱে খেদ
কৰি গীত আৰু নকৰো বুলি সেই দায়িত্ব মাধৱদেৱৰ ওপৰত অৰ্পণ কৰিলে—
'গীত কিছু কৰা'। গুৰুৰ আজ্ঞা শিৰোধাৰ্য কৰি আত্মেৱৰ মুখত বোৱা : আগে
গুৰি বিহা গাৰি ক্ৰমে দি মাজতে চোট আতাই গীত কৈলে নকুৰি এঘাৰটা
বৰগীত চয় বসে চোৰ চাতুৰি।'^{১৩} এই কথাৰ পৰা অনুমান কৰিব পাৰি যে
মাধৱদেৱৰ নিজৰ বচনা আৰু ভক্তসকলৰ মুখে মুখে কঠস্থ হৈ বৈ যোৱা
শংকৰদেৱৰ গীতৰ পংক্তিকেইটা সজাই-পৰাই মুঠ নকুৰি এঘাৰটা (১৯১)টা
বৰগীত গুৰু দুজনাই এৰি হৈ যায়।

প্ৰথমতে শংকৰদেৱে বাৰ কুৰি বৰগীত বচনা কৰাৰ কথা গুৰুচৰিতসমূহত
পোৱা যায়— “আৰু গীত কৰি গোটাই লিখিলে বাবেও কুৰি কমলা গায়নে নিলে
আওৰালে : তেমহা বৰপেৰা বতাহত ঘৰ পোৰাত পুইলে : গুৰুজনে খেদকৈ
বোলে বৰাপো : অনেক শ্ৰমকৈ গীত খানি কৈলো পুইলে গীত কিছু কৰা আমি
নকৰো আৰক ?” তাৰ পিছত শংকৰদেৱৰ ৩৪টা গীত ভক্তসকলৰ কঠস্থ হোৱাত
পোৱা গ'ল বুলি ড° ৰামচন্দ্ৰ ডেকাই তেওঁৰ ‘মাধৱদেৱ : জীৱন আৰু কৃতি’ গ্ৰন্থত
উল্লেখ কৰিলে।^{১৪} কিন্তু ইতিমধ্যে বাপচন্দ্ৰ মহস্তই সম্পাদনা কৰা ‘বৰগীত’ নামৰ
গ্ৰন্থত তেওঁ শংকৰদেৱৰ বৰগীতৰ সংখ্যা ৩৫টা দেখুৱাইছে। আনহাতে উক্ত গ্ৰন্থত
শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতৰ সংখ্যা পোৱা গ'ল ১৯২টা। গতিকে এই
তথ্যৰ ভিত্তিত মাধৱদেৱৰ বৰগীতৰ সংখ্যা ১৫৭টা। চৰিতপুথিয়েও তাকে কয়।

মাধৱদেৱৰ বৰগীতৰ বস বা বিষয়বস্তুক দুটা ভাগত ভগাব পাৰি। বিবহ,
বিৰক্তি, চোৰ, চাতুৰি লীলা আৰু পৰমার্থ।

মাধৱদেৱৰ বৰগীতত বিবহৰ চিত্ৰ সুন্দৰভাৱে প্ৰকাশিত হৈছে। কৃষণ
মথুৰালৈ গুচি যোৱাত তেওঁৰ অদৰ্শনত হোৱা যশোদাৰ অন্তৰ্বেদনা আৰু

গোপীসকলৰ বিবহ যন্ত্ৰণাক লৈ মাধবদেৱৰ কাৰ্য প্ৰতিভাক মহীয়ান কৰি তুলিছে। কৰণ বসসিঙ্গ এই গীতখনিত বিবহ-বিধুৰা গোপীসকলৰ বিচ্ছেদৰ যন্ত্ৰণা, নন্দ-যশোদাৰ আকুলতা, গোকুল-বৃন্দাবনৰ নিৰানন্দ পৰিৱেশ, সমনীয়াসকলৰ নিঃসংগতা বৰ্ণনা কৰা হৈছে। “আলো মণিৰ কি কহব দুখ” গীতটিচ পুত্ৰ কৃষ্ণৰ বিচ্ছেদত মাতৃ যশোদাৰ যি আকুল ব্যাকুলতা, সি সাৰ্বজনীন। জগতৰ প্ৰত্যেকগৰাকী মাতৃৰে হিয়া পুত্ৰ বিচ্ছেদত একেবাৰেই আকুল হৈউঠে। সেইদৰে গোপীসকলৰ বিবহোক্তিত লৌকিক প্ৰেমিকাৰ বিচ্ছেদৰ প্ৰতিধ্বনি শুনা যায়। ‘ৰবি বিনে দিন’, ‘জল বিনে মীন’ৰ যি অৱস্থা হয় হৰি বিনে গোপীৰো সেই একেই অনুকাৰাচহন জীৱন। ভক্ত কৰিয়ে গোপী বিবহৰ বৰ্ণনাৰ মাজেদি পাৰ্থিৰ বিবহতকৈ পাৰমাৰ্থিক বিবহৰ কথাহে ব্যক্ত কৰিছে আৰু কৃষ্ণহে একমাত্ৰ আৰাধ্য দেৱতা, যাক ভজন কৰিলে সকলো দুখৰ পৰা পৰিত্রাণ পাৰ পাৰি, এনে ভাৱ প্ৰকাশ কৰিছে। আনন্দাতে গোকুলৰ কথা সুৰৱি হিয়া ভাগি যোৱা কৃষ্ণই ‘চল বৈ চল উদ্ধৰ হে’ বুলি প্ৰাণ বহুক পঠিয়াই দিছে গোকুলবাসীক সাহনা দিবলৈ। শংকবৰ প্ৰয়াণৰ বাতৰি পোৱাৰ পিছত মাধবদেৱে দুখত কাতৰ হৈ লিখিছিল এই বৰগীতটি —

প্ৰাণনাথ নকৰা বঞ্জিত।

তোহাৰি বিয়োগে আগি দহে মোৰ চিত।।

ব্যক্তিগত বেদনাবোধৰ এনে মৰ্মস্পন্নী চি৤্ৰ অসমীয়া সাহিত্যত মাধবদেৱেই প্ৰথম অংকন কৰিছে।

দাস্যভক্তিৰ অপূৰ্ব নিদৰ্শন উপদেশপ্ৰধান বিবক্তি বিষয়ক গীতবোৰো মাধবদেৱৰ এক অনুপদ সৃষ্টি। পাৰ্থিৰ জীৱনৰ প্ৰতি অনাস্থা এই গীতবোৰোৰ মূল উপজীব্য। এনে ধৰণৰ ৩০টা মান গীতৰ প্ৰায় প্ৰতিটোতে মাধবদেৱে মানুহৰ চৰওল মনক উদ্দেশ্য কৰি বিষয় বাসনাৰ দোষবোৰ আঙুলিয়াই দি সিৰোৰ মোহপাশৰ পৰা মুক্ত হোৱাৰ একমাত্ৰ উপায়স্বৰূপ হৰিভক্তি সম্পৰ্কীয় তত্ত্বজ্ঞানৰ উপদেশ আৰেগময়ী ভাষাত দাঙি ধৰিছে। ভক্ত কৰি মাধবদেৱৰ দৃষ্টিত আঘ্ৰিক সাধনাবিহীন মানৰ জীৱন পশুতুল্য।

ঞঁঁ — ৰাম পৰমধন চিন্তহ মন ভাই

তনু চিন্তমনি বিফলাই যাই।।

গীতটিক বিবক্তি বিষয়ক গীতৰ শাৰীত ধৰিব পাৰি। যিসমূহ গীতত কৃষ্ণই অজধামত গোৱালীসকলৰ ঘৰত গাযীৰ, মাথন আদি চুবি কৰি খোৱাৰ নাইবা

খাই ধৰাৰ পৰাৰ বৰ্ণনা পোৱা যায়, সেইসমূহ গীতকেই চোৰ বিষয়ক গীতৰ শ্ৰেণীত
ধৰা হয়।

ঞং — আজু কাহা যাসি বোলয় গোৱালী।

পোখীয়ে আসি ধৰল বনমালী॥

পদ — দ্বাৰ বেঢ়ল গোপী বাহু পসাৰী।

লৱণু চুবি কৈছে কৰাসি মুৰাবি॥

ঘৰ মহে চোৰ গোৱাবী ঘন তাকে।

পাৰাক গোৱাবী আৱল সৰ জাকে॥

ধৰল সৰহি মিলি হৰিক চোৰ।

মাধৰ কহ গতি গোবিন্দ মোৰ।

উক্ত বৰগীতটি কৃষ্ণই গোৱালীপাৰাত লৱণু চুবি কৰি খাবলৈ সোমাওঁতে
গোৱালীসকলৰ হাতত হাতে-লোটে ধৰাৰ পৰা বৰ্ণনা সন্দৰভাৱে প্ৰকাশ পাইছে।

কিছুমান গীতত আকৌ শিশু কৃষ্ণই লৱণু চুবি কৰি খাই ধৰাৰ ভয়ত
গোৱালীসকলৰ আৰু মাতৃ যশোদাৰ আগত লীলা চাতুৰিপূৰ্ণ কথা কৈ নিজৰ
দোষ ঢাকিবলৈ আপ্রাণ চেষ্টা কৰাৰ কথা বৰ্ণনা কৰা হৈছে। এনে বিষয়ক চাতুৰি
বিষয়ক বৰগীতৰ শ্ৰেণীত ধৰা হৈছে। পিম্পৰা গুচোৱা নাটৰ গীতকেইটাত কৃষ্ণৰ
চাতুৰি আৰু অভিমানৰ চিৰ জীৱন্ত কৃপত অংকন কৰিবলৈ সক্ষম হৈছে মাধৰদেৱে।

মাধৰদেৱে বিৰচিত ভঙ্গি গীতসমূহৰ ভিতৰত আটাইতকৈ আকবৰগীয়
আৰু জনপ্ৰিয় হ'ল কৃষ্ণৰ শৈশৰ আৰু কৈশোৰৰ মোহনীয় লীলা প্ৰকাশক
গীতবোৰ। এনে গীতৰ সংখ্যা এশৰো অধিক হ'ব। শ্ৰীকৃষ্ণৰ শৈশৰ আৰু কৈশোৰৰ
হাঁহি-কান্দোনেৰে সমুজ্জ্বল এই গীতবোৰত মাধৰদেৱে মাতৃয়ে যশোদা আৰু পুত্ৰ
কৃষ্ণৰ আৱেগ-অনুভূতি, মমতা আদি প্ৰাণস্পন্দনী কৃপত বৰ্ণনা কৰিছে। এই সমস্ত
গীতত কৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব— ঈশ্বৰৰ আৰু মানৱত্ব অতি সসংত কৃপত
প্ৰকাশ পাইছে। মাধৰদেৱৰ লীলা বিষয়ক বৰগীতখনিক চাৰি ভাগত ভাগ কৰি
আলোচনা কৰিব পাৰি— জাগন, চলন, খেলন আৰু নৃত্য।^{১০}

জাগন :

স্বাভাৱিকতে শিশুবোৰ টোপনি বেছি। কৃষ্ণও ইয়াৰ ব্যতিক্ৰম নহয়।
বেলি ওলোৱাৰ পিছতে তেওঁ সাধাৰণ মানৱীয় শিশুৰ দৰে শুই থাকিবলৈ বিচাৰে।
গতিকে মমতাময়ী মাতৃ যশোদাই তেওঁক জগায়— হে গোবিন্দ! এতিয়া

উঠা তোমাৰ চান্দ মুখখন চাওঁ। নিশা শেষ হ'ল। কেউফালে ফৰকাল হ'ল, সূৰ্যৰ
কিৰণ সৰত্ৰ বিয়পি পৰিল। চোৱাচোন তোমাৰ লগৰীয়া দাম-সুদাম আদিয়ে
তোমাক মাতিবলৈ ধৰিছে। বলোৱামো উঠিল। তুমি দেখোন গাই চৰাবলৈ যাব
লাগিব। তোমাৰ ক্ষীৰ, লৱণ, শিঙা আৰু বেণু লগত লৈ যোৱা, গাই আৰু
দামুৰীবোৰেও হেমেলিয়াবলৈ ধৰিছে। হে গোপাল, এতিয়া তুমি উঠা।

ইয়াৰ উপৰি

‘উঠা উঠা চান্দ বয়ন। যশোৱা মাৰে তাকে ঘনে ঘন। উঠৰে উঠ বাপু
গোপালহে। নিশি পৰভাত ভৈল। কমল নয়ন বুলি ঘনে ঘন যশোৱা ডাকিতে
লৈলা আদি উৎকৃষ্ট জাগৰণৰ গীত।

চলনঃ দাম-সুদাম আদি লগৰীয়াসকলৰ সৈতে কৃষ্ণই ক্ষীৰ, লৱণ, শিঙা-
বেণু আদি লৈ বৃন্দাবনলৈ গৰু চৰাবলৈ যোৱা দৃশ্য মাধৰদেৱ তেওঁৰ বৰগীতত
অন্তৰ পৰশি যোৱাকৈ বৰ্ণনা কৰিছে। এই গীতবোৰক চলন গীত বোলা হয়। এই
শ্ৰেণীৰ গীতসমূহত গোপ শিশুসকলৰ দ্বাৰা পৰিৱেষ্টিত হৈনানা বৎ-বহুচৰ মাজেৰে
নৃত্য-গীত কৰি কৃষ্ণই কেনেকৈ ভুবন ভুলাই ৰাখিছিল, তাৰ মনোৰম বৰ্ণনা পোৱা
যায়। “পৰভাতে শ্যাম কানু ধেনু লিয়া সঙ্গে” — বৰগীতটি ইয়াৰ উৎকৃষ্ট উদাহৰণ।

খেলনঃ শ্ৰীকৃষ্ণই লগৰ গোপ শিশুসকলৰ সৈতে নানা ধৰণৰ খেল খেলাৰ
বৰ্ণনা যিসমূহ গীতত বৰ্ণনা কৰা হৈছে, সেইসমূহ গীতকে খেলনৰ গীত বোলা হয়।
“গোপাল খেলে বালক সঙ্গে। মোহন বেনু পূৰে মন বজে।।” “ভাল কলিয়া খেলন
খেলায়। খেলাৰ মাধুৰী হবি ভুবন ভুলায়।।” আদি উৎকৃষ্টমানৰ খেলনৰ গীত।

নৃত্যঃ যিসমূহ গীতত কৃষ্ণই সংগী গোপ শিশুসকলৰ সৈতে নৃত্য কৰাৰ
বৰ্ণনা আছে, সেইসমূহ গীতত কৃষ্ণই গোপীসকলৰ পৰা নৃত্য কৰাৰ বিনিময়ত
দৈ-মাখন আদি খোৱাবো চিন্তাকৰ্ষক বৰ্ণনা আছে। মোহন বেণু বজাই নৃত্য কৰাৰ
বৰ্ণনা কৰা এই মনোৰম গীতবোৰক নৃত্যৰ গীত আখ্যা দিয়া হৈছে।

“ভালি নাচে ভাল মদন গোপাল। বজায়া মোহন বেনু গলে বনমালা।।”
গীতটিত কৃষ্ণৰ নৃত্যৰ তালে তালে প্ৰকাশি উঠা অপৰ্কপ বৰ্ণনা আধিক সংবৰ্দনশীল
হৈ উঠিছে।

ভটিমা :

মহাপুৰুষ শংকবদেৱ আৰু মাধৰদেৱ দ্বাৰা বচিত একপ্ৰকাৰ প্ৰশংসিতমূলক
গীতকেই ‘ভটিমা’ আখ্যা দিয়া হৈছে। শংকবদেৱ তুলনাত মাধৰদেৱ ভটিমাৰ

সংখ্যা কম। মাধৱদেরে মাত্র ৯টা ভটিমা বচনা কৰিছিল। শংকবদেরে তেওঁৰ দ্বাৰা বচিত প্ৰায়কেইখন নাটতে এটাতকৈ বেছি ভটিমা সংযোগ কৰিছে। কিন্তু মাধৱদেরে আটাইকেইখন নাটৰ ভিতৰত মাত্র ‘ভোজন বেহাৰ’ত এটা ভটিমা সংযোগ কৰিছে। বাকী আঠেটা ভটিমা একোটি স্বয়ংসম্পূৰ্ণ গীত।

শংকবদের আৰু মাধৱদেৰ ভটিমাসমূহৰ বিষয়বস্তু অনুসৰি চাৰিভাগত ভাগ কৰিব পাৰি— দেৱভটিমা, বাজভটিমা, নাটৰ ভটিমা আৰু গুৰু ভটিমা।

মাধৱদেৰ “জয় গুৰু শংকৰ সৰ্বগুণাকৰ” — এই ভটিমাটিৰ বাহিৰে বাকী আঠেটি ভটিমা দেৱ ভটিমাৰ অন্তৰ্গত কৰিব পাৰি। গুৰু সেৱাত আৰু গুৰু ধৰ্মত জীৱন উৎসৱী কৰা মাধৱদেৰ “জয় গুৰু শংকৰ সৰ্বগুণাকৰ” এটি স্বয়ং সম্পূৰ্ণ গুৰু বন্দনা। এজন ভক্তৰ দৃষ্টিত গুৰু কিমান মহান তাৰ দৃষ্টান্ত এই ভটিমাত থকট হৈছে। উপাস্য দেৱতা কৃষ্ণৰ লাগত গুৰু শংকৰৰ অংগাংগী সম্বন্ধ। তেওঁ কৃষ্ণৰাপে ভগৱন্তৰ পূৰ্ণ অৱতাৰ আৰু শংকৰৰাপে ভগৱন্তৰ অংশ অৱতাৰ। দুই অৱতাৰৰ উদ্দেশ্য এটা— “জনগণ তাৰণ।” এই ভটিমাটি হৈছে শিষ্যই গুৰুলৈ নিবেদন কৰা পৰম অমূল্য ভক্তি অৰ্থ্য।

অন্যকেইটি ভটিমাত মাধৱদেৰে বিষুণ্ডৰ পূৰ্ণ অৱতাৰ কৃষ্ণৰ জন্ম কৰ্ম লীলাৰ বৰ্ণনা দাঙি ধৰিছে—

জয় জয় নাশন বীৰবৰ কংস।

জয় জয় পালন যদুবৰ বংশ।।

বিষুণ্ড বা কৃষ্ণৰ শ্ৰেষ্ঠত্ব আৰু নাম মাহাত্ম্য মাধৱদেৰে তেওঁৰ ভটিমাকেইটাতো প্ৰকাশ কৰিছে—

“জয় জগ জীৱ সনাতন দেৱ।

ব্ৰহ্মা শিৱ চৰণে বাকু সেব।।

সকল ধৰ্ম কহ বাজা জানি।

সব কাম ছোড়ি জপহ বাম বাণী।।”

“প্ৰাতঃসময়ে যশোৱা জননী” ভটিমাটিত পুৱা যশোদাই কৃষ্ণক জগাই শিঙা, বেণু, মাখন লৈ বৃন্দাবনলৈ গৰু চৰাবলৈ যাবলৈ কোৱাৰ অনুপম বৰ্ণনা দাঙি ধৰিছে। এনেদৰে বিভিন্ন আখ্যানমূলক গ্ৰন্থ, তত্ত্বমূলক গ্ৰন্থ, নাট তথা গীতি ভটিমা আদি বচনা কৰি মাধৱদেৱ আজিও অসমীয়া সাহিত্যাকাশত চিৰজ্যোতিস্মান হৈ আছে আৰু ভৱিষ্যতেও থাকিব।

প্ৰসংগ টোকা :

১. কথাগুৰুচৰিত, সম্পাদক : শ্ৰীউপেন চন্দ্ৰ লেখাক, পৃষ্ঠা : ৩১
২. কথাগুৰুচৰিত, সম্পাদক : শ্ৰীউপেন চন্দ্ৰ লেখাক, পৃষ্ঠা : ৫০
৩. সন্তসৱৰ বৎশাৰলী : বামৰায়
৪. মহাপুৰুষ শ্ৰীমন্তশংকবদেৱ আৰু শ্ৰীমাধবদেৱ : লক্ষ্মীনাথ বেজবৰুৱা : পৃষ্ঠা : ৬৩
৫. দত্তবৰুৱা, পাটীন বামৰূপৰ কায়স্থ সমাজৰ ইতিবৃত্ত : পৃষ্ঠা : ৪০.
৬. শংকবদেৱৰ ওচৰত শৰণ লোৱাৰ পিছত এই গয় বা গয়পাণি গুৰুৰ পৰা
পোৱা বামদাস নামেৰে জনাজাত হৈছিল।
৭. বেজবৰুৱাই লিখিছে যে হৰশিঙ্গা বৰাইনাবায়ণপুৰতে মাধবৰ শিক্ষাৰস্ত কৰাইছিল।
৮. মহেশ্বৰ নেওগা, Sankardev and his times, পৃষ্ঠা : ১২৩
৯. “যথা তবোৰ্মূলনিষেচনেল ত্প্যতি তৎস্কন্দভুজোপশাখা
প্রাণোপহাৰাচ যথেন্দ্ৰিয়ানাং তৈথেৱ সৰ্বাগমচ্যুতেজ্যা ।” শ্ৰীমন্তাগৱত, চতুৰ্থ স্কন্দ
একাদশ অধ্যায়, পৃষ্ঠা : ১০৪
১০. মহেশ্বৰ নেওগা, শ্ৰীশংকবদেৱ, পৃষ্ঠা : ১০৪
১১. গুৰুচৰিত কথা, অনুচ্ছেদ ৮০১, মহেশ্বৰ নেওগা, শ্ৰীশংকবদেৱ, পৃষ্ঠা : ১০৪
১২. অসমীয়া সাহিত্যৰ বুৰঞ্জী (দ্বিতীয় খণ্ড), সম্পাদক শিৱনাথ বৰ্মন, প্ৰকাশক
ঃ সংগ্ৰালক, আনন্দবাৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা, বজাদুৱাৰ, উত্তৰ গুৱাহাটী,
গুৱাহাটী-৩০, প্ৰথম প্ৰকাশ : জুন ১৯৯৭
১৩. শ্ৰীশংকবদেৱ আৰু শ্ৰীমাধবদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, প্ৰকাশক :
জ্যোতি প্ৰকাশন, প্ৰথম প্ৰকাশ-১৯৯৪ চন, প্ৰথম (জ্যোতি প্ৰকাশন) সংস্কৰণ-
১৯৯৭, নতুন সংস্কৰণ-২০০৪ চন।
১৪. অসমীয়া সাহিত্যৰ বুৰঞ্জী (দ্বিতীয় খণ্ড), সম্পাদক-শিৱনাথ বৰ্মন, প্ৰকাশক
ঃ সংগ্ৰালক, আনন্দবাৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা, বজাদুৱাৰ, উত্তৰ গুৱাহাটী,
গুৱাহাটী-৩০, প্ৰথম প্ৰকাশ : জুন ১৯৯৭
১৫. Tirtha Nath Sarma- Madhabdeva and his works-(Aspects of early
Assamese Literature Edited by Dr. B.K. Kakati, G.U.) P. 159-160
১৬. মহেশ্বৰ নেওগা, সম্পাদিত, ‘গুৰুচৰিত কথা’ (গুৱাহাটী বিশ্ববিদ্যালয়,
১৯৮৭), পৃষ্ঠা : ১০১
১৭. গুৰুচৰিত কথা, অনুচ্ছেদ ৩১৯, ববদোৱা গুৰুচৰিত, পৃষ্ঠা : ১৪৫
১৮. গুৰুতৰিত কথা, অনুচ্ছেদ ৩২১, বামচৰণ ঠাকুৰৰ গুৰুচৰিত পদ-৩৬১৭-

৩৬৩৯, ববদোৱা গুৰুচৰিত, পৃষ্ঠা : ১৪৫

১৯. দৈত্যাৰি ঠাকুৰ, মহাপুৰুষ শ্রীশংকৰদেৱ আৰু শ্রীমাধৱদেৱ চৰিত
শ্রীশংকৰদেৱ, পৃষ্ঠা : ৭০৫, ৭০৬

২০. সোণাৰাম চূতীয়া, ভক্তি বজ্রালী : মাধৱদেৱ আৰু সংস্কৃতি (ভৱপ্রসাদ
চলিহা সম্পাদিত), পৃষ্ঠা : ১২০

২১. ড° ৰামচন্দ্ৰ ডেকা- মাধৱদেৱ জীৱন আৰু কৃতি, প্ৰথম প্ৰকাশ জ্যোতি প্ৰকাশন,
পৃষ্ঠা : ৫৬

২২. উক্ত থৃষ্ণু

২৩. ববদোৱা গুৰুচৰিত (মহেশ্বৰ নেওগ সম্পাদিত), পৃষ্ঠা : ২১২

২৪. ড° কৰৱী ডেকা হাজৰিকা, মাধৱদেৱ : সাহিত্য কলা আৰু দৰ্শন, প্ৰকাশক-
শ্রীমাখন হাজৰিকা, বনলতা, নতুন বজাৰ, ডিইগড়।

২৫. শংকৰদেৱ, দশম সঞ্চালন, (আদিভাগ)

২৬. ড° ৰামচন্দ্ৰ ডেকা- মাধৱদেৱ জীৱন আৰু কৃতি, জ্যোতি প্ৰকাশন, পাণবজাৰ,
গুৱাহাটী-১

২৭. ড° ৰামচন্দ্ৰ ডেকা- মাধৱদেৱ জীৱন আৰু কৃতি, জ্যোতি প্ৰকাশন, পাণবজাৰ,
গুৱাহাটী-১ পৃষ্ঠা : ১১৫

২৮. মহেশ্বৰ নেওগ (সম্পাদক), গুৰুচৰিত কথা, গুৱাহাটী বিশ্ববিদ্যালয়, ১৯৮৭,
পৃষ্ঠা : ১৭৮

২৯. গুৰুচৰিত কথা, অনুচ্ছেদ-৩৮০

৩০. ড° ৰামচন্দ্ৰ ডেকা- মাধৱদেৱ জীৱন আৰু কৃতি, পৃষ্ঠা : ৯৬ প্ৰথম প্ৰকাশ,
২০০১, জানুৱাৰী।

৩১. বাপচন্দ্ৰ মহেন্দ্ৰ (সম্পাদক)- বৰগীত- দ্বিতীয় পৰিৱৰ্ধিত সংস্কৰণ, অষ্টোবৰ,
২০০০

৩২. ড° ৰামচন্দ্ৰ ডেকা- মাধৱদেৱ জীৱন আৰু কৃতি, পৃষ্ঠা : ৯৭ প্ৰথম প্ৰকাশ,
২০০১, জানুৱাৰী।

৩৩. কুসুম চন্দ্ৰ শৰ্মা- বৈষণৱ ভক্তিবাদ : শংকৰদেৱ আৰু মাধৱদেৱৰ সাহিত্য
আলোচনা, প্ৰথম প্ৰকাশ, নলবাৰী।

মাধৰদেৱৰ ৰচনাত ৰস-ৰূপায়ণ

“কবিয়ে নিজৰ সৌন্দৰ্যউপভোগ নৈপুণ্যৰ দ্বাৰা মানস সৰোবৰত যি স্বচ্ছ
নিৰ্মল আনন্দৰ সংশয় কৰে, কবিতাৰে সেই আনন্দৰ উৎস নিৰ্মাণ কৰি আনৰ
পিনে তাক প্ৰবাহিত কৰে। কবিতাৰ দ্বাৰা প্ৰবাহিত হৈ সেই আনন্দৰ উৎসই কাব্য
সমালোচক সহদয় সামাজিকৰ হৃদয় প্ৰাণিত কৰি, হৃদয়স্থ বাসনাক দ্রবীভূত
নাইৰা দীপ্ত কৰি, নিজৰ কপেৰে ৰূপায়িত বা বঙ্গেৰে অনুৰঞ্জিত কৰিলে যি একপ্ৰকাৰ
ভাষাবে প্ৰকাশ কৰিব নোৱাৰা, মনেৰে কল্পনা কৰিব নোৱাৰা, অলৌকিক,
চমৎকাৰাভূক অনুভূতি উদয় বা ভুক্তি হয়, তাৰেই নাম ‘ৰস’, যাক অধিকাংশ
আচাৰ্যই সাহিত্যৰ আজ্ঞা বুলি কৈছে।”

ৰসতত্ত্বৰ প্ৰথম প্ৰৱৰ্তক হ'ল ভাৰত। তেওঁ নাটকীয় কবিতাৰ মাজত ৰসৰ
আদৰ্শ প্ৰয়োগ কৰি নাটকৰ ক্ষেত্ৰত ইয়াৰ আৱশ্যকতা বিৱৰি কয়। ভাৰতৰ ৰসসূত্ৰ
হ'ল — “বিভাবানুভাৱ ব্যভিচাৰী সংযোগাং বসনিষ্পত্তিঃ।” বিভাব, অনুভাৱ
আৰু সংঘাৰ্ষী বা ব্যভিচাৰী ভাবৰ সু-সমন্বয়ৰ দ্বাৰা সহজেন্দ্ৰনৰ হৃদয়ত অভিযোগ
'ৰতি' আদি স্থায়ীভাৱেই ৰস। আলংকৰিকসকলৰ মতে স্থায়ীভাৱ মানৱচিত্তত
সদায় স্থায়ীভাৱে থাকে। সেই ভাৱবোৰ লোকিক বা আন কাৰণত উদ্বৃক্ষ হৈ
উঠিব পাৰে। মানৱ অন্তৰত বৰ্তি, হাস, শোক, ক্ৰোধ, উৎসাহ, ভয়, জুণঙ্গা আৰু
বিশ্ময় প্ৰভৃতি ভাৱবোৰ স্থায়ীভাৱে থাকে। এই আঠোটা হ'ল ভাৰতে উল্লেখ কৰা
স্থায়ী ভাৱ। অভিনৱ গুণই ভাৰতৰ ভাৱ-সংখ্যাৰ লগত 'শ্ৰম' নামৰ স্থায়ীভাৱ
সংযোগ কৰি এই ভাৱৰ সংখ্যা নটালৈ বঢ়াইছে। ভাৰতৰ ৰস সূত্ৰ অনুসাৰে বিভাৱ
অনুভাৱ আৰু ব্যভিচাৰী বা সংঘাৰ্ষী ভাৱ পূৰ্ণকপে বিকশিত হোৱাৰ ক্ষেত্ৰত

ନାଟ୍ୟସାହିତ୍ୟ ବାନ୍ଦରିକତେ ଆଟାଇତକେ ଉପଯୋଗୀ । ନାଟ୍ୟଭିନ୍ନଯତ ଶ୍ରବଣ ଲଗତେ କାହିଁବୋବ କପାଯଣ ନିମ୍ନ ଅଭିନେତା-ଅଭିନେତ୍ରୀଙ୍କଳର ଦ୍ୱାରା କରା ହୁଏ । ତଦୁପରି ମଧ୍ୟ ନିର୍ମାଣ କଲାର ଦ୍ୱାରା ନାଟ୍ୟଭିନ୍ନଯ ଯାତେ ମନୋଥାହୀ ହୁଏ, ତାର ବ୍ୟରସ୍ତ୍ର ପ୍ରହଣ କରା ହୁଏ । ଭବତମୂଳିଯେ ନାଟ୍ୟଶାସ୍ତ୍ରର ଉଲ୍ଲେଖ କରିଛେ ଯେ ଏନେ ଏକ କଲା ଶିଳ୍ପ ସ୍ଥାପତ୍ୟ ଆଦି ନାଇ ଯିବୋବ ବ୍ୟରହାର ନାଟ୍ୟଭିନ୍ନଯ ନାଥାକେ । ଗତିକେ ସମସ୍ତ କଲାର ପୂର୍ଣ୍ଣ ସମାବେଶର ସୁଯୋଗ ନାଟ୍ୟଭିନ୍ନଯ ଦେଖା ପାଇ—

‘ନ ତଜ୍ଜନନ ତାଚିଙ୍ଗନ ସା ବିଦ୍ୟା ନ ସା କଲା ।

ନାସୌ ଯୋଗୋ ନ ତ୍ର କର୍ମ ନାଟ୍ୟେହଞ୍ଜିନ ଯନ୍ମ ଦୃଶ୍ୟତେ ॥ (ନାଟ୍ୟଶାସ୍ତ୍ର)

ବସ ସମ୍ପୂର୍ଣ୍ଣଭାବେ ଆସ୍ଵାଦିତ ହ'ଲେ ହ'ଲେ ମାନୁହର ମନର ପରା ବଜଃ ଆକ୍ରମଃ ଗୁଣ ପ୍ରାୟ ଲୁପ୍ତ ହୈ ସତ୍ତ୍ଵଗୁଣ ଉତ୍ତରୀରିତ ହ'ଲେହେ ସହଦୟଜନ ବସାପ୍ଲୁତ ହୁଏ ।

ବସ ଆଠବିଧ—ଶୃଂଗାର, ହାସ୍ୟ, କରଣ, ବୌଦ୍ଧ, ବୀର, ଭୟାନକ, ବୀଭତ୍ସ ଆକ୍ରମଃ ଅନ୍ତୁତ । ଭଟ୍ଟ ଉତ୍କ୍ଷଟ, ଅଭିନରଣ୍ପ ଆଦି ଆଲଙ୍କରିକବ ମତେ ‘ଶାନ୍ତରେ ସୈତେ ବସ ନ ବିଧ । ଶାନ୍ତ ବସର ସ୍ଥାୟୀଭାବ ଶମ ବା ନିର୍ବେଦ’ ।

ବିଶ୍ଵନାଥେ ‘ଶାହିତ୍ୟ ଦର୍ଶଣ’ତ ବାଂସଲ୍ୟକୋ ଏଟି ବସ ସ୍ଵର୍ଗପେ ପ୍ରହଣ କରା ଦେଖା ଯାଏ । ଏହି ବାଂସଲ ବସର ସ୍ଥାୟୀଭାବ ମେହେ । ଯିହେତୁକେ ଅପତ୍ୟ ମେହେ ସର୍ବାଂଗୀନ ପ୍ରକାଶେଇ ବାଂସଲ୍ୟ ବସ ତାତ ସ୍ତ୍ରୀ-ପୁରୁଷର ମାଜର ପ୍ରେମ-ଭାଲପୋରା ନାଥାକେ । ବାଂସଲ୍ୟ ପ୍ରେମ ଆକ୍ରମଃ ସ୍ତ୍ରୀ-ପୁରୁଷର ପ୍ରେମ ସ୍ଵତନ୍ତ୍ର । ସେଇବାବେ ବାଂସଲ ବସ ସ୍ଵିକାର କରା ହେବେ । ଆନହାତେ ବୈଷ୍ଣଵ ମତାବଳସୀକଳେ ଶ୍ରେଷ୍ଠ ଭକ୍ତିକୋ ସୁକିଯା ବସର ମର୍ଯ୍ୟାଦା ପ୍ରଦାନ କରିଛେ । ଆନହାକେ ମନ୍ଦିର ଭଟ୍ଟ ଆଦି କୋନୋ କୋନୋ ଆଲଙ୍କରିକେ ଭଗବତ ଭକ୍ତିକ ବସଲୈ ଉତ୍ତିର୍ଣ୍ଣ କରିବ ପରା ନାୟାଯ ବୁଲି ଭାବେ ଆକ୍ରମଃ ଭକ୍ତିକ ଏଟା ସ୍ଵତନ୍ତ୍ର ବସ ବୁଲି ସ୍ଵିକାର ନକରେ । ଇହାକ ଏଟା ବିଶେଷ ଭାବ ବୁଲିହେ କ'ବ ଖୋଜେ । ‘ଆଲଙ୍କାର କୌଣସି’ ନାମର ପୁଥିତ କବି ‘କର୍ଣପୂରେ’ ‘ଭକ୍ତି’କ ଏଟା ବେଳେଗ ବସ ବୁଲି ମତ ପ୍ରକାଶ କରେ । ଭଗବାନ ଶ୍ରୀକୃଷ୍ଣର ପ୍ରତି ଆସନ୍ତିଯେ ହ'ଲ ଇହାର ସ୍ଥାୟୀ ଭାବ । ଭକ୍ତ ହ'ଲ ଆଲମସନ ବିଭାବ । ଶ୍ରୀକୃଷ୍ଣର ଅଲୋକିକ ଅନ୍ତୁତ ଗୁଣାରଳୀ ଆକ୍ରମଃ କାର୍ଯ୍ୟାବଳୀ ଉଦ୍‌ଦୀପନ ବିଭାବ । ବ୍ୟାକୁଲତା, ବୋମାକ୍ଷ ପ୍ରଭୃତି ହ'ଲ ବ୍ୟଭିତାର ଭାବ । ଏହି ମତ ହ'ଲ ବୈଷ୍ଣଵ ଭକ୍ତ କବି ବୋପଦେବର । ଶ୍ରୀକୃଷ୍ଣର ଚରିତ୍ୱ କପାଯଣ କରା ନାଟ୍ୟଭିନ୍ନଯ ଦର୍ଶନ କବି ଭକ୍ତିକଳର ହୃଦୟର ଯି ଅଲୋକିକ ଅବସ୍ଥାର ଉତ୍ତରେ ହୁଏ । ଏହି ମତ ହ'ଲ ବୈଷ୍ଣଵ ଭକ୍ତିକରମ । ତଦୁପରି ଭକ୍ତିକରମ ସଂଜ୍ଞା ଏନ୍ଦେରେଓ ଦିବ ପାବି— ଭକ୍ତି ଶବ୍ଦଟେ ସଂକ୍ଷତର ଭଜ୍ଞ ଧାତୁର ପରା ନିଷ୍ପନ୍ନ ହେବେ—

ভজ্জি+ত্তিন=ভজ্জি। ভজ্জি ধাতুৰ অৰ্থ হৈছে সেৱা কৰা। সেৱা মানে ইংৰি সেৱা। ইংৰিৰ প্ৰতি অনুৰাগপূৰ্ণ আসঙ্গিয়েই ভজ্জি। আনহাতে ‘ভজ্জিৰস’ৰ অনুভৱ যাৰ হয় তাকে ‘ভজ্জি’ বোলা হয়। গতিকে বিষুৱ বা বিষুণ্ডভজ্জিসকলৰ নৰ বসাত্তক চাৰিত্ৰ শ্ৰীগান্দিব পৰা হৃদয়ত যি চমৎকাৰ আনন্দ ও পঞ্জে সেয়ে ভজ্জিৰস।

ব্যাস পৰম্পৰাত প্ৰচলিত বচনাসমূহৰ ভিতৰত শেষ গ্ৰহ হ'ল শ্ৰীমন্তাগৱত পুৰোণ। পৰম পুৰুষার্থ বসময়ী ভজ্জিক প্ৰাধান্য দি এই গ্ৰহ বচনা কৰা হৈছিল। ইয়াৰ আধাৰতেই ভাৰতত পৰৱৰ্তী কালত বামানুজাচাৰ্য, নিষ্পার্কাচাৰ্য, বল্লভাচাৰ্য আদি আচাৰ্যসকলে ভজ্জিবাদ প্ৰচাৰ কৰিছিল। এই আচাৰ্যসকলৰ বহু পূৰ্বৰে পৰা দক্ষিণ ভাৰতত এটি আৱেগপূৰ্ণ ভজ্জিমাৰ্গৰ প্ৰচলন হৈছিল। বহু পূৰ্বৰে পৰা উত্তৰ ভাৰতত প্ৰচলিত প্ৰেমভজ্জিব প্ৰচাৰ, প্ৰসাৰ আৰু আচৰণ দ্বাৰিদ্ৰসকলৰ মাজত অতি জনপ্ৰিয় হৈউঠিল। তেওঁলোকৰ প্ৰধান প্ৰধান ভজ্জিসকলে বিশেষকৈ তামিল ভাষাত আৱেগপূৰ্ণ প্ৰেমভজ্জিব বিষয়ে গ্ৰহ বচনা কৰিছিল। দক্ষিণ ভাৰতৰ এই ভজ্জি সম্পদায়টো আলোৱাৰ সম্পদায় নামৰে বিখ্যাত। ইয়াৰ পিছত চতুৰ্দশ-পঞ্চদশ শতিকাৰ পৰা ভাৰতত ভাগৱত ধৰ্মৰ বহুল প্ৰচাৰ হ'বলৈ ধৰে আৰু আমাৰ অসমতো শংকবদেৱ, মাধবদেৱ, দামোদৰদেৱ, হৰিদেৱ আদিয়ে ভাগৱতক সৰ্বশ্ৰষ্ট আধাৰ গ্ৰহ হিচাপে লৈ ভজ্জি ধৰ্মৰ প্ৰাবন আনে। অবশ্যে ইয়াত উল্লেখ কৰিব লাগিব যে ভাগৱতৰ অবিৰোধী বৈষণৱ পুৰোণ যেনে— ব্ৰহ্মপুৰোণ, বিষুণ্ডপুৰোণ, পদ্মপুৰোণ আদি আৰু নাৰদ পঞ্চবাত্ৰ, সাত্তত তন্ত্ৰ আদি গ্ৰহক অৱলম্বন কৰি এই ধৰ্ম পঞ্চারিত হৈ প্ৰচাৰিত হৈছিল। এই ভজ্জিৰসৰেই পূৰ্ণ প্ৰকাশ ঘটিছে শ্ৰীমন্তাগৱতত আৰু সেই ভাগৱত তথা ভাগৱতৰ অবিৰোধী বৈষণৱ শাস্ত্ৰসমূহক উপজীব্য কৰি লৈ প্ৰাচীন বৈষণৱ সাহিত্যবাজি বচিত হৈছে। এইবোৰ গ্ৰহবেই আধাৰত গৌড়ীয় বৈষণৱ ধৰ্মৰ বংগ ভাষাত ভজ্জি সাহিত্যবাজিৰ সৃষ্টি হৈছে। সেইদৰে ভাৰতৰ বহু ঠাইত প্ৰাতীয় ভাষাত বৈষণৱ সাহিত্যবাজিৰ সৃষ্টি হৈছে।

এই ভজ্জি সাহিত্য বচনাৰ ঘাইউদ্দেশ্য হ'ল : সকলো স্তৰৰ ব্যক্তিৰ বাবে আধ্যাত্মিক জ্ঞান লাভ কৰি সৰ্বশ্ৰেষ্ঠ পঞ্চম পুৰুষার্থস্বৰূপ ভাগৱত ভজ্জি বস সকলোকে আস্থাদন কৰিবলৈ সুযোগ প্ৰদান কৰা। জ্ঞানমাৰ্গ, কৰ্মযোগ মাৰ্গ, অষ্টাঙ্গ যোগ মাৰ্গ আদিব দ্বাৰা মুক্তি লাভ কৰিব পাৰিলৈও এইবিলাক সাধনৰ ক্ষেত্ৰত অধিকাৰী-অনাধিকাৰী আদি বহুতো বাধা-নিয়েধ আহি পৰে। সকলো স্তৰৰ মানুহে এইবিলাক কৃচ্ছসাধন কৰিবলৈ সক্ষম হ'ব নোৱাৰে। আনহাতে ভাগৱত ধৰ্ম বা

ଭଗବନ୍ ଭକ୍ତି ଧର୍ମ ପ୍ରହଳ କରାବ କ୍ଷେତ୍ରତ ଉଚ୍ଚ-ନୀଚ, ଜ୍ଞାନୀ-ଅଜ୍ଞାନୀର କୋନୋ ବାଧା-ନିୟେଥ ନାହିଁ। ଇ ସାରଜନୀନାଁ। ଶ୍ରୀମନ୍ତଗରତ ତଥା ବୈଷ୍ଣବ ସାହିତ୍ୟମୁହୂତ ମନୁଷ୍ୟ ଜୀବନର ଲକ୍ଷ୍ୟ ସମ୍ବନ୍ଧେ ସ୍ପଷ୍ଟାକ୍ଷରେ ଘୋଷଣା କରିଛେ। ଭଗବତର ପ୍ରଥମ ସ୍ଵର୍ଗର ପ୍ରଥମ ଅଧ୍ୟାୟରେ କୈଛେ ଯେ ମନୁଷ୍ୟ ଜୀବନର ସାର୍ଥକତା ହେଲ ତତ୍ତ୍ଵଜିଜ୍ଞାସା ଆକୁ ତତ୍ତ୍ଵପଲକି । ଭଗବତର ମଂଗଳାଚବଣତ ପ୍ରଥମତେ ବେଦବ୍ୟାସ “ପରେ ସତ୍ୟ ଧୀମହି” ବୁଲି ପରମ ସତ୍ୟକ ଧ୍ୟାନ କରି ଲୈଛେ । ଅରଣ୍ୟେ ଲଗତେ ତେଓଁ ସେଇ ପରମ ସତ୍ୟର ସ୍ଵର୍ଗପ ଲକ୍ଷଣୋ ପ୍ରକାଶ କରିଛେ । ତାକେଇ ଆକୌ କୈଛେ —

“ବଦ୍ଧତି ତତ୍ତ୍ଵବିଦ୍ସତ୍ତ୍ଵଃ ଯজ୍ଞ ଜ୍ଞାନମଦୟଃ ।

ବନ୍ମୋତି ପରମାତ୍ମୋତି ଭଗବାନିତି ଶବ୍ଦରେ ॥ ।”

(ବ୍ରଦ୍ଧ ପରମାତ୍ମା ଭଗବନ୍ତ ଏକତତ୍ତ୍ଵ/ଏକବେସେ ତିନି ନାମ ଲକ୍ଷଣ (ଭେଦତ)

(ଶଂକରଦେବ, ନିମି-ନମମିନ୍ଦି ସଂବାଦ)

ବେଦ-ଉପାନିୟଦ ଆଦି ଶାନ୍ତିଇ ଏକ ପରମସତ୍ୟ ତତ୍ତ୍ଵକ ତିନି ନାମେରେ ଅଭିହିତ କରିଛେ ।

ଯେନେ— ବ୍ରଦ୍ଧା, ପରମାତ୍ମା ଆକୁ ଭଗବାନ । ଜ୍ଞାନ ମାର୍ଗୀୟସକଳର ଉପାସ୍ୟ ହେଲ ନିର୍ଣ୍ଣଳ ନିର୍ବିଶେଷବ୍ରଦ୍ଧା । ଯୋଗୀସକଳର ଉପାସ୍ୟ ହେଲ ପରମାତ୍ମା ଅର୍ଥାତ୍ ନିର୍ବିକଳ୍ପ ସମାଧିର ଦ୍ୱାରା ପରମାତ୍ମାତତ୍ତ୍ଵର ଜ୍ଞାନ ଲାଭ । ଆନହାତେ ଭକ୍ତସକଳର ବାବେ ଏକମାତ୍ର ଉପାସ୍ୟ ହେଲ ସତ୍ତ୍ଵଦୈଶ୍ୟ ପୂର୍ଣ୍ଣ ଅନନ୍ତ ଗୁଣର ଅଧିକାରୀ ଭଗବତ ତତ୍ତ୍ଵ । ଏହି ତତ୍ତ୍ଵ ଜ୍ଞାନ ଲାଭେଇ ଭକ୍ତସକଳର ଲକ୍ଷ୍ୟ । ଭଗବାନ ଶବ୍ଦଟୋରେ ନିର୍ଦ୍ଦେଶ କରିଛେ ଛୟାଟି ଭାଗ ବା ଶକ୍ତିଗୁଣସମ୍ପନ୍ନ ତତ୍ତ୍ଵ । ଏହି ଛୟ ଐଶ୍ୱର ହେଲ—

“ଐଶ୍ୱର୍ୟସ୍ୟ ସମଗ୍ର୍ସ୍ୟ ବୀର୍ୟସ୍ୟ ସଶ୍ସଃ ଶ୍ରିଯଃ ।

ଜ୍ଞାନ ବୈବାଗ୍ୟାଶ୍ରେଷ୍ଠର ସମ୍ମାନ ଭଗ ଇତୀନା ॥”

ଭଗବାନତ ସମଗ୍ର ଐଶ୍ୱର୍, ସମଗ୍ର ବୀର୍ୟ, ସମଗ୍ର ଯଶ, ଶ୍ରୀ, ଜ୍ଞାନ ଆକୁ ବୈବାଗୀର ସମାରେଶ ଘଟିଛେ । ଏହି ସକଳୋକେହିଟି ଗୁଣ ପରିପୂର୍ଣ୍ଣଭାବେ ତେଓଁତେ ବିଦ୍ୟମାନ । ସେଇକାବଣେ ତେଓଁକୁ ଭଗବାନ ବୁଲି ଜ୍ଞାନୀସକଳେ ଆଖ୍ୟା ଦିଛେ । ବୈଷ୍ଣବ ମାର୍ଗର ସର୍ବଶ୍ରେଷ୍ଠ ପ୍ରାପ୍ନ୍ୟ ହେଲ ଏହି ପରିପୂର୍ଣ୍ଣ ଭଗବାନ । ଏହି ସମଗ୍ର ଗୁଣ-ଗ୍ରହିମା, ଶକ୍ତି ଆଦି ପ୍ରକାଶ କରିଛେ ତେଓଁବେଳୀଲାବ ମାଧ୍ୟମେରେ । ଏହି ଲୀଲାବ ମାଜେଦିଯେ ଭକ୍ତସକଳେ ବିଭିନ୍ନ ବସର ଆସ୍ତାଦାନ କରେ । ଭକ୍ତସକଳର ଉତ୍ସକର୍ଷ ଅନୁସାରେ ଏହି ଲୀଲାବସ ଅଧିକ, ଅଧିକତମ ବସର ଆସ୍ତାଦାନ କରିବଲୈ ସମୟ ହୁଯ । ବେଦରୋ ନାନା ଠାଇତ ପରମ ତତ୍ତ୍ଵକ ବସାସ୍ତାଦାନର ଏକମାତ୍ର ଆଧାର ବୁଲି ଉତ୍ସେଖ କରିଛେ । କାବଣ ଜ୍ଞାନମାର୍ଗ ବା ଯୋଗମାର୍ଗ ଦ୍ୱାରା ସେଇ ବସାସ୍ତାଦାନ ସମ୍ଭବ ନହ୍ୟ ।

ଭଗାନବ ଲୀଲା ମାଧୁୟକ ଅରଳମ୍ବନ କବାର ବାହିବେ ସେଇ “ପ୍ରତିପଦ ପ୍ରୋଣ୍ମିଲଦାନନ୍ଦଦାଂ ଭକ୍ତିଂ” ଅର୍ଥାତ୍ ପ୍ରତିକଣେ ଅଧିକତବଭାବେ ବର୍ଧମାନ ଭକ୍ତିବସର ଆସ୍ଵାଦନ ଅନ୍ୟ ପଥାର ଦ୍ୱାରା ସନ୍ତୁଷ୍ଟ ନହୁଁ । ଏହି ଉଦ୍‌ଦେଶ୍ୟ ଆଗତ ବାଖି ଆମାର ବୈଷ୍ଣବ ଆଚାର୍ୟ ମହାପୁରୁଷଙ୍କଲେ ଭଗାନବ ଲୀଲା ମାଧୁୟ ସକଳୋକେ ଆସ୍ଵାଦନ କରୁବାବିଲେ ଭକ୍ତି ସାହିତ୍ୟମୁହଁ ବଚନା କରିଛେ ।

উপরিউক্ত উদ্দেশ্যসমূহ চিহ্নিতার্থ করিবলৈ প্রস্তুকাবস্কলে তেওঁলোকৰ
লেখাত বসৰ সমাবেশ ঘটাইছে। বিশেষকৈ ভঙ্গিবসৰ নিজৰাটি আদিৰ পৰা
অন্তলৈকে বোৱাই তেওঁলোকে সহাদয় পাঠকক ভঙ্গিবসৰ নিজৰাত অৱগাহন
কৰাৰ সুযোগ প্ৰদান কৰিছে।

মহাপুরুষ শংকরদের বাণী আৰু আদৰ্শ প্ৰচাৰ প্ৰসাৰত আঞ্চোৎসৱ কৰা
মাধৱদেৰেৰ বচনাৰাজিৰ প্ৰতি স্তৰে স্তৰে ভক্তি মন্দাকিনীৰ স্নেতস্থিনী ধাৰা প্ৰৱাহিত
হৈছে। মাধৱদেৰে নামঘোষাৰ প্ৰথম ঘোষাতেই “ৰসময়ী মাগোহো ভক্তি” বুলি
ভক্তিৰ সাৰবদ্ধা স্বীকাৰ কৰি লৈছে। বৈষণৱ সমালোচকসকলৰ মতে ভক্তিৰস
পাঁচ প্ৰকাৰৰ— মধুৰ, শান্ত, দাস্য, সখ্য আৰু বাঃসল্য। বৈষণৱ আলংকৰিকে
কোৱা পাঁচবিধি বস আমাৰ অসমৰ বৈষণৱ কবিয়ে কোৱা নবিধি ভক্তিৰ মাজেন্দি
ব্যঙ্গিত হ'ব পাৰে। এই নবিধি ভক্তি হৈছে— শ্ৰবণ, কীৰ্তন, স্মৰণ, অচন্তন, বন্দন,
পদসেৱন, দাস্য, সখ্য আৰু আত্মনিবেদন। শ্ৰবণ-কীৰ্তনৰ মাজেন্দিৱেই মাধৱদেৰৰ
ৰচনাত ব্যঙ্গিত হৈছে শান্ত, সখ্য, দাস্য আৰু বাঃসল্য বস। মাধৱদেৰৰ বিনয়ী
গুণৰ তুলনা নাই। দীন, ইন, মুক্তিমতি, দাস আদি বিশেষণেৰে তেওঁ নিজকে
যিমানেই ভূষণহীন কৰিবলৈ বিচাৰিছে সিমানেই তেওঁৰ ব্যক্তিত্বৰ জেউতি চৰিছে।
আত্মলঘিমাৰে নিজৰ দীনতা প্ৰকাশ কৰিবলৈ কৃষ্টাবোধ নকৰা মাধৱদেৰৰ ৰচনাৰ
মাজেৰে দাস্য ভক্তি বস নিগৰিছে এইদৰে—

১. মোতপরে মতিহান জ্ঞানশূন্য বুদ্ধিক্ষীণ
নাহি আন ই তিনি ভুবনে (আদিকা)ও বামায়ণ,

ମାଧ୍ୟଦିନେର ବରଗୀତମୂହର ଭଗିତାତୋ ଆତ୍ମଲଘିମାର ମାଜେରେ ପ୍ରକାଶ ପୋରା
ଦାସାଭକ୍ରିର ଅନେକ ଉଦାହରଣ ଆଛେ—

১. কহয় মাধৰ দাস কঠিন পাগৰ।

তোমার দাসবো দাস তৈলো দামোদৰ ॥

২. ক্ষমতাক দাসক দাস দীন মাধব।

କହୁ ଭକ୍ତି ମତିଇନା ॥

ମାଧ୍ୟମରେ ବଚନାତ ଶାନ୍ତ ସମ୍ବନ୍ଧରେ ପ୍ରଯୋଗ ଦେଖା ଯାଏ । ଡ୉ ସତ୍ୟନାଥ ଶର୍ମାର
ମତେ, “କୃଷ୍ଣଙ୍କ ସର୍ବ ଐଶ୍ୱରଶାଲୀ ନିତ୍ୟ ବନ୍ଧୁବାପେ ଅନୁଭବ କରି ଭକ୍ତି ବିଷୟ ବାସନା
ପରିତ୍ୟାଗପୂର୍ଣ୍ଣ ଏକାତ୍ମିକ ନିର୍ଦ୍ଦାରେ ତେଉଁବେ ଚରଣତ ଆତ୍ମସମର୍ପଣ କରି ‘ନିର୍ମଳ
ହେ’ ।” ସମ୍ମାନିତ କାର୍ଯ୍ୟକ୍ରମରେ ଏହାକିମ୍ବା କରି ଯେତେ କିମ୍ବା କରିବାକୁ

ক) খাইলে সন্তোষ গুচে ব্রোগ নির্বন্ধন।

স্মেষিত নাম গুণ চরিত্র ক্ষমতা ॥

କୀର୍ତ୍ତନ କରନ୍ତେ ସଥେ ଆନନ୍ଦ ମିଳୁଁ ।

ଶ୍ରୀ ମହାତ୍ମା ଗାନ୍ଧି ଜୀବନରେ ପାଇଲୁ
ଶ୍ରୀ ମହାତ୍ମା ଗାନ୍ଧି ଜୀବନରେ ପାଇଲୁ

খ) কষ্ট পদ পংকজব সেৱাৰ মহিমা কথা

শুনি বৰ আনন্দ মিলয়।

যার ভক্তি সংগে

ଚରି ଆତି କୌତୁକ କରସ୍ୟ । ୭୫ (ନାମଘୋଷା)

ମାଧ୍ୟଦେବ ବଚନାତ ବୈୟଋ ଆଲଂକବିକେ ସ୍ଥିରିତି ଦିଯା ସଖ୍ୟ ଭକ୍ତିବସବୋ
ସମାବେଶ ଘଟିଛେ । ସଖ୍ୟ ଭକ୍ତିତ ସମଭାବ ପୋଷଣ କରେ ଭଗବାନେଓ । ଇଯାତ ଭକ୍ତ
ଭଗବାନର ଭେଦାଭେଦ ନାଥାକେ । ମାଧ୍ୟଦେବ ନାମଘୋୟା, କୋଟୋରା ଖେଳୋରା, ଭକ୍ତି
ବତ୍ତାବଲୀ ଆଦି ବଚନାତ ସଖ୍ୟ ଭକ୍ତିବସବ ଅପୂର୍ବ ନିର୍ଦଶନ ପୋରା ଯାଯି—

କବି କପା ଆମାକ ।

প্রিয়তম আত্মা

ମାନିଯା ଆଶ୍ରୋ ତୋଘାକ ।। ୩୦୬ (ନାୟଙ୍ଗୋଷା)

২. হেন জাতি জ্ঞানত কৰ্মক নিদি চিন্ত ।

মোতেহে কেৱল মাত্ৰ কৰিবা সথিত ॥

নিৰস্তি এতেকে অনৰ্থ আছে য'ত ।

হৈব আতি কৃতকৃত্য মোৰ প্ৰসাদত ॥ ১১৩১ (ভক্তিবন্ধারলী)

৩. শ্ৰীদাম, সুদাম সখী কৃষ্ণ বসুদাম ।

সুবল অৰ্জুন ভদ্ৰসেন বলবাম ॥

ব্ৰহ্মাহৰে সেৱে যাৰ অৱণ চৰণে ।

শিশু সমে খেলে সোহি নাৰায়ণে ॥ (কোটোৰা খেলোৱা)

মাধবদেৰ প্ৰায়কেইখন ঝুমুৰা আৰু অধিকসংখ্যক বৰগীতত বাংসল্য ভক্তিবসৰ প্ৰাধান্য দেখা যায়। ভগৱান শ্ৰীকৃষ্ণই মানৱীলীলা সম্পন্ন কৰিবৰ উদ্দেশ্যে বসুদেৰ দৈৱকীৰ গৃহত জন্মলাভ কৰি নন্দ-যশোদাৰ ঘৰত লালিত-পালিত হৈছিল। শিশু কৃষ্ণই সাধাৰণ মানৱ শিশুৰ দৰে কৰা মান-অভিমান, চুৰি-চাতুৰি, চলন-ফুৰণৰ বৰ্ণনাৰ মাজেৰে বাংসল্য বস পৰিষ্কৃট হৈছে। চোৰধৰা, পিস্পৰা গুচোৱা, অৰ্জুন-ভঞ্জন আৰু কোটোৱা খেলা এই আটাইকেইখন নাটৰ নায়ক বালকৃষ্ণ। চতুৰ, নোমটোঙৰ বালকৃষ্ণৰ শিশুসুলভ দুষ্টালি আৰু চতুৰালি জীৱন্তভাৱে নাটকেইখনত চিত্ৰিত হৈছে। চোৰধৰা নাটত লৱণ চুৰি কৰি খালে কৃষ্ণই, কিন্তু শেষত কানাইৰ চতুৰালিত পৰি উভতি গোৱালীহে চোৰ সাব্যস্ত হ'ল। চোৰেহে গিৰিহাংক বান্ধি কিলোৱা অৱস্থা কৰিলে। চোৰ ধৰা পৰিলত কৃষ্ণই “আপুন হাতে লৱণ গোপীক মুখে মাথিয়ে বোলত, আহে গোৱাবীসৱ, দেখু দেখু, আৱৰ সাক্ষীৰ কোন প্ৰয়োজন, উনিকৰ মুখহি সাক্ষী। শুনি গোপী লাজ পাৰল ।” পিস্পৰা গুচোৱা নাটত কৃষ্ণই গোৱালিনীৰ ঘৰত লৱণ চুৰি কৰি খাই ধৰা পৰিল। গোপীয়ে যেতিয়া সুধিলে তই কোন ? কৃষ্ণই উভতি দিলে, ‘মই বলাইৰ কনিষ্ঠ !’ কৃষ্ণই নিজৰ নাম নকৈ বলাইৰ নাম কোৱাৰ অৰ্থ হ'ল বলাইৰ বল পৰাক্ৰম কাৰো অবিদিত নাছিল। গতিকে বলাইৰ ভায়েক বুলি পৰিচয় দি গোৱালিনীক ভয় খুৰাবৰ এটা চতুৰ প্ৰচেষ্টা উত্তৰটোৰ অন্তৰালত লুকাই আছে। এটা এটাকৈ কেইবাটাও প্ৰশ্ন কৰি কানুৰ পৰা একো সন্তোষ উলিয়াব নোৱাৰি গোপীয়ে শেষত ক'লে— ‘হে কানাই, তুছ বৰি নাগৰ। হামাক লৱণ খাই ঝুঁটা

বাত কইছে। যব তুহু লৱণু নাহি খাৱল, তব বচন বুলিতে তোহোৰ বদন হত্তে
লৱণুক গন্ধ কৈছে বাবা হোই।” চুঙ্গা চাই সোপা দিবলৈ কৃষ্ণৰো উত্তৰৰ অভাৱ
নাছিল—

“কানু বোলে শুন আৰে গোপী নিদাৰঞ্জী

তোহাৰ মুখত গন্ধ তইসে চুৰুণী।।

গোৱালিনী বাকৰদ্ব হৈ পৰিল। ভূমি লেটোৱা নাটত দেখা যায় যে কৃষ্ণই
ভাণ্ডৰ লৱণু নিজে খাই শেষ কৰি মিছাকৈয়ে আন কোনোবাই খালে বুলি ঠেহ
পাতি মাক যশোদাক পুনৰ লৱণু বিচাৰিছে—

ভূমিত লুটিয়া কান্দে গোপীনাথ ভাণ্ডিতে মাৰবে।

চুৰি কৰিয়া ক্ষীৰ লৱণু খায়া খালি ঘৰে।।

কেবা নিয়া খাইল মোৰ এ নৰ লৱণী।

এহি বুলি হনা হুমি কান্দে যদুমণি।

‘অৰ্জুন ভজ্ঞন’ নাটত কৃষ্ণৰ উন্নতোলিৰ পৰা বক্ষা পাৰলৈ যশোদাই কৃষ্ণক
উৰালত বান্ধি থ’লে। কৃষ্ণই উৰাল টানি নি চোতালত অৰ্জুন গছ দুজোপাত
পথালিকৈ লগাই গচ্ছৰ সেতে উভালি পেলালে। নন্দ আহি চেনেহৰ পুতলীক
বান্ধি থোৱা দেখি যশোদাক গালি পাৰিবলৈ ধৰিলে। যশোদায়ো বণচণ্ডী মূর্তি
ধৰি নন্দক এজাউৰি গালি শোধালে। মাক-দেউতাকৰ মাজত কাজিয়াখন লগাই
কানায়ে বং চাইছে। এনেদৰে বাকীকেইখন নাটতো বাল গোপালৰ চুৰি-চাতুৰি,
ভেম, খেলা আদি মাধৰদেৱে স্বাভাৱিক আৰু সজীৱভাৱে ক্রপায়ণ কৰিছে।

মাধৰদেৱৰ বৰগীতবিলাকৰো এটা ভাগত বাংসল্য ভক্তিৰসৰ প্ৰাধান্য
ঘটিছে। ভক্ত কৰিব চিন্তিত বাল গোপালৰ দৈনন্দিন লীলাৰ প্ৰত্যেক কায়ই প্ৰতিভাত
হৈছে আৰু সেই কাৰণে নিখুঁতভাৱে তাৰ বিৱৰণ দিব পাৰিছে। বৈষ্ণৱসকলে
বৰগীতবোৱক ছাটা ভাগত বিভক্ত কৰিছে।

১. পৰম পুৰুষৰ আৱতাৰী লীলা।

২. কৃষ্ণৰ বিদ্যায়ত যশোদা আৰু ব্ৰজবাসীৰ বিবহ বিচ্ছেদ।

৩. পাৰমার্থিক তত্ত্ব

৪. বিৰক্তি

৫. চৌৰ্য্য

৬. চাতুৰি

ମାଧ୍ୟଦେର ବିରଚିତ ଲୀଳା ବିଷୟକ ବସଗୀତସମୂହେ ସାମବି ଲୋରା ଜାଗରଣ,
ଚଲନ, ଖେଳନ ଆକୁ ନୃତ୍ୟ ସମ୍ପକୀୟ ଗୀତବୋବତ ବାଂସଲ୍ୟ ଭକ୍ତିର ପ୍ରାଧାନ୍ୟ ସଟିଛେ।
ଉଦାହରଣସ୍ଵକପେ ଜାଗରଣ ଶ୍ରେଣୀର ଏଟି ଗୀତ ବିଶ୍ରେୟଣ କରା ହଁଲ—

ଶ୍ରୀ ଉଠରେ ଉଠ ବାପୁ ଗୋପାଲହେ
ନିଶି ପରଭାତ ଭେଲ ।
କମଳ ନୟନ ବୁଲି ଘନେ ସନ
ଯଶୋରା ଡାକିତେ ଲୈଲ ॥

ପଦ ମୋର ପ୍ରାଣଧନ ସୁଚାନଦ ବୟନ
ଗାର ଚାଲି ତେଜ ନିନ୍ଦ ।
ସବେ ପୁରୁଷର ଶିରର ଭୂଷଣ
ତୁମିମି ବାପୁ ଗୋବିନ୍ଦ ।।

ମୋର ପୁତ୍ର ବୁଲି ଯଶୋରା ଗୋବାଲୀ
ବୁକେ ବାନ୍ଧି କୋଲେ ଲୈଲ ।
ବୟନେ ଚୁନ୍ଦନ କବି ଘନେ ସନ
ଆନନ୍ଦେ ମଗନ ଭୈଲ ॥

ସିନ୍ଦ୍ର ମୁନିଗନେ ଚିତ୍ତିଆ ନପାରେ
ସୋ ହବି ଯଶୋରା କୋଲେ ।
ତ୍ରିଜଗତର ପତି ଭକ୍ତି ମିଲିଲ
ମୂର୍କ୍ଷ ମାଧ୍ୟରେ ବୋଲେ ।।

କମଳର ନିଚିନା ଧୂନୀରା ଚକୁରେ ମୋର ବାପୁ ଗୋପାଲ, ଉଠା, ଉଠା, ବାତି ପୁରାଲ—
ଏହିବୁଲି ଯଶୋଦାଇ ବାବେ ବାବେ ମାତିବଲୈ ଧରିଲେ । ଚନ୍ଦ୍ରର ନିଚିନା ଶୁରନି ମୁଖେରେ ମୋର
ପ୍ରାଣଧନ ଗା ଏଙ୍ଗମୁବି ଦି ଟୋପନି ଭାଙ୍ଗ । ବାପୁ ଗୋବିନ୍ଦ, ତୁମି ସକଳୋ ଲୋକରେ
ଶିରୋଭୂଷଣ । ‘ମୋର ପୁତ୍ର’ ବୁଲି ଯଶୋଦା ଗୋବାଲୀଯେ କୃଷ୍ଣକ ବୁକୁତ ବାନ୍ଧି କୋଲାତ
ତୁଲି ଲାଲେ । କୃଷ୍ଣର ମୁଖ୍ୟ ସନେ ସନେ ଚମା ଖାଇ ଯଶୋଦା ଆନନ୍ଦତ ନିମଞ୍ଚ ହଁଲ । ସିନ୍ଦ୍ର
ମୁନିଗନେ ଓ ଧ୍ୟାନ କବି ଯାକ ନାପାଯ, ସେଇ ପରମାତ୍ମା ହବି ପୁତ୍ରକପେ ଯଶୋଦାର କୋଲାତ
ଉଠି ଆଛେ । ଭକ୍ତିର ବଲତ ତ୍ରିଜଗତର ସ୍ଵାମୀକୋ ଏହିଦେର ଲାଭ କବିଛେ ବୁଲି ମୁର୍ଖ
ମାଧ୍ୟରେ କୈଛେ ।

ଜାଗରଣ ଗୀତସମୂହ ମାତୃମେହର ଅପର୍ବ ଥକାଶ । ଜାଗରଣ ପାଛତେ ଚଲନ ।

সমনীয়া গোপ বালকৰ লগত গৰু চৰাবলৈ যোৱা আৰু গধুলি উভতি অহাৰ দৃশ্যও অতি সজীৱ আৰু বাস্তৱভাৱে চলনৰ গীতত মাধৱদেৱে ৰূপ দিছে—

“গোবিন্দ চলয়ে বৃন্দাবনে, গোপ শিশু সংগে।

বজায়া মোহন বেণু, ধেনু ধায় বংগে।”

গধুলি উভতি অহাৰ দৃশ্যও সেইদৰে ৰসাল—

ঞঁচ গোবিন্দ আৱে ভুৱন ভুলাই

বালক সংগে যদুনন্দন

গোধন আগু চলাই।

পদঃ গোধুৰি ধূলৰ তনুশ্যাম সুন্দৰবৰ

চঞ্চল নয়ন ভোলাবে।

শাৰদ চান্দ কোটি নয়ন বিবাজিত

সুমধুৰ মূৰলী বোলাবে।।

অংগে পৰিমল গেৰৱা চৰাবে

ময়ুৰ মুকুট শিৰে বনিএ।

বনজ কুসুম কহ মালা ডোলত

ৱজ ভুলত বেণু ধৰনি এ।।

শিৱ চতুৰমুহ যো পদ সেৱত

যোগী যাহাকু ধিয়ায়

সোহি কৃপাল ব্ৰজহি বাখোৱাল

দীন মাধৱে গুণ গায়।।

(ভুৱন ভুলাই গোবিন্দ আহিছে, গৰু গাইবোৱক আগলৈ খেদি খেদি বালকসকলৰ লগত আনন্দ ঘনেৰে যদুবংশীয়সকলৰ আনন্দদাতা কৃষ্ণ আহি আছে। তেওঁৰ শ্যাম শৰীৰ গৰুৰ খুৰা লাগি ধূলিবে ধূসৰিত হৈ বৰ বৰমণীয় হৈ পৰিষে। তেওঁৰ মুখখনি শৰৎকালৰ কোটি চন্দ্ৰৰ সৌন্দৰ্যকো চেৰ পেলাই বিবাজ কৰি আছে। সুমধুৰ স্বৰেৰে তেওঁ বাঁহী বজাই আছে। শৰীৰত গেৱৱা বস্ত্ৰ আৰু সুগন্ধি চূৰ্ণ, শিৱত ম'বাৰ পাখিৰ মুকুট, বনফুলৰ মালা ডিঙিত ওলমি আছে। তেওঁৰে বংশী ধৰনি শুনি সমস্ত ব্ৰজধাম বিভোৰ হৈছে। শিৱ আৰু ব্ৰহ্মায়ো যি চৰণ যুগলত সেৱা কৰে, শ্ৰেষ্ঠ যোগীসকলেও যাৰ

ধ্যান কৰে, সেই কৃপালু ভগৱন্তুই ব্ৰজত গৰু চৰাইছেহি। সেইজন ভক্তৰ প্ৰতি
কৃপাময় পৰমেশ্বৰৰে গুণ কীৰ্তন মাধৱে কৰিছে।)

সেইদৰে খেলনৰ গীত হিচাপে (১) গোপাল খেলায় কদম্ব তলে (২)
কেলি কৰে বিৰিন্দিবনে মোহন গোপাল আৰু নৃত্য সম্পর্কীয় বৰগীত (৩) যাদু
ভালি নাচতু নন্দ গোবিন্দ নাচতু (৪) গোপাল গোৱালী পাৰতে নাচে (৫) ভালি
নাচে ভাল মদন গোপাল আদি গীতৰ মাজেদি শিশু কৃষ্ণৰ বিনদীয়া কপ ফুটি
উঠিছে। শিশু কৃষ্ণৰ অনেক উদ্গুলিব পিছতো মাতৃ যশোদাৰ মাজেদিয়ে পৰিস্ফুট
হৈছে বাংসল্য ভক্তিবস।

দাস্য, শাস্তি, সখ্য আৰু বাংসল্য— এই চাৰিবিধি ভক্তিবসৰ উপৰি শৃঙ্গাৰ
আৰু কৰণ— সাহিত্যৰ নৱৰসৰ এই দুবিধি প্ৰধান বসৰো সমাৱেশ মাধবদেৱৰ
ৰচনাত পোৱা যায়। অৱশ্যে তুলনামূলকভাৱে মাধবদেৱৰ ৰচনাত আন বসৰ
প্ৰাধান্য কম, বাজসূয় কাব্যৰ পৰা এটি উদাহৰণ দিয়া হ'ল— এই কাব্যত কৃষ্ণৰ
ঐশ্বৰিক মহিমা প্ৰকাশ কৰাৰ লগতে কল্পিণী প্ৰমুখে যোড়শ হাজাৰ পঞ্চীৰ মনোৰথ
পূৰণৰ অৰ্থে ভগৱন্তুই যি গৃহাশ্ৰম ধৰ্ম পালন কৰিছে, তাৰ বৰ্ণনাতে শৃঙ্গাৰ বসৰ
সমাৱেশ ঘটা দেখিবলৈ পোৱা যায়।

প্ৰিয়াৰ কঠত আলিংগিয়া বাহু মেলি

কৰস্ত অনংগ বস কৌতুহলে কেলি ॥ ২২

কৃষ্ণ আলিংগনে সন্তোষ মনঘথ ।

নিবন্ধনে নাৰী পুৰিলন্ত মনোৰথ ॥

কৃষ্ণৰ পৰশে বৰ্তি বংগ মিলে আতি ।

কৃষ্ণৰ অধৰ মধু পিয়ে মুখ পাতি ॥ ২৩ (বাজসূয় কাব্য)

কিন্তু আদি বসাঞ্চক এই বৰ্ণনাকো মহাপুৰুষজনাই ৰাসক্ৰীড়াত
গোপীসকলৰ ব্যৰ্থতা প্ৰকাশ কৰি—

“নোৱাবলৈ গোপীসৰে মুহিবে কৃষ্ণক ।

ছায়াতে সহিতে যেন ওগলে বালক। বুলি কোৱাৰ দৰে —

“যদি আজ্ঞাবাম পূৰ্ণ কাম ভগৱন্ত ।

ভক্তৰ মনোৰথ তথাপি পূৰ্বন্ত ।

ইসৰ সুখত স্পৃহা নাহিকে কৃষ্ণক মুহিত ॥ ২৪ (বাজসূয় কাব্য)

ভগৱন্তৰ মাহাত্মা প্ৰকাশ কৰিছে।

বুলি কৈ

জগতৰ সকলো সত্য সৌন্দৰ্যৰ আঁবতেই থাকে এটি কাৰণ্যৰ সুৰ। সত্য
আৰু সুন্দৰৰ প্রতিভূ মাধৱদেৱৰ বচনাত কৰণ সুৰৰ বিননি সততে শুনিবলৈ পোৱা
যায়। মাধৱদেৱৰ কিছুমান বৰগীতত বিবহৰ বৰ্ণনা বৰ মনোৰম হৈ প্ৰকাশ পাইছে।
কৰণ বসসিঙ্গ এই গীতখিনিত বিবহ বিধুৰা গোপ-গোপীবিলাকৰ বিচ্ছেদৰ পোৱণি,
নন্দ-যশোদৰ আকুলতা, গোকুল-বৃন্দাবনৰ নিৰানন্দতা, সমনীয়াসকলৰ নিঃসংগ ভাব
বৰ মৰ্মস্পন্ধীভাৱে ভক্ত কৰিয়ে কৃপ দিছে। এনে এটা কৰণ বসসিঙ্গ বৰগীত হ'ল—

“আলো মণিও কি কহবো দুখ।

পৰাণ নিগৰে না দেখিয়া চান্দ মুখ।”

বৰগীতটিৰ ভাবানুবাদ এনে ধৰণৰ— হেৰা, মই দুখৰ কথা কি ক’ম?
শ্যামসুন্দৰৰ চন্দ্ৰসদৃশ মুখ দেখিবলৈ নাপাই মোৰ প্রাণ ওলাই যাব খুজিছে। গুণৰ
ভঁৰাল শ্যামক কিমান পুণ্যৰ ফলত লাভ কৰিছিলোঁ; কিন্তু নিষ্ঠুৰ আৰু প্ৰতিকূল
বিধাতাই আমাক বধিত কৰি কানুক লৈ গ’ল। শ্যামকানুৰ অবিহনে মোৰ জীৱনেই
নৰ’ব। হা শ্যাম বুলি কণ্ঠেই মন দেই পুৰি নিয়ে। সুখেৰে দিনৰ সময়খিনিও কটাৰ
নোৱাৰোঁ, বাতিৰ সময়কণো নোৱাৰোঁ। যিবিলাক বস্তুৰে মন-গা জুৰ পেলায়, সেই
চন্দ্ৰ, চন্দন, মৃদু মলয়া বতাহ— এই সকলো মোৰ কাৰণে দুখদায়ক শক্রহে হৈ
পৰিছে। ক’লৈ যাওঁ। ক’ত থাকোঁ— এনেকুৱা অস্থিৰ ভাবেৰে মন কিবাখন কৰিছে।
কানাইৰ নামতে সকলো মিৰি কুটুম্বক তুচ্ছজ্ঞন কৰি ত্যাগ কৰিলোঁ। সেই একমাত্
বন্ধু শ্যামকানুৰ অবিহনে জীৱনৰ আৰু কি কাম আছে? হিয়াৰ মাজত বিবহৰ জুই
জ্ঞালিব লাগিছে। দারুণ বিধিয়ে আৰু কি বিপন্নি ঘটায় ক’ব নোৱাৰোঁ। মাধৱে কৈছে
(সকলো প্ৰকাৰ বিপন্নিতে) শ্যামকানুৰ ৰঙা চৰণ দুটিয়ে আশ্রয়ৰ স্থল।

মাধৱদেৱৰ সাহিত্যত কৰণ বসে শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিছে “কাকুতি ঘোষা”ৰ
জৰিয়তে—

“কি মতে ভকতি কৰিবো তোমাত হৰি এ

মই মৃত্যুতি নাজানো তাৰ উপায় বাম বাম

পতিত পাৱন বুলি নাৰায়ণ এ

পৰম পতিতে ডাকয় আতুৰ হৃয়া।।

কোনো কাব্য বা গীতত একাধিক বসৰ সমাৱেশ থাকিব পাৰে। কিন্তু তাৰে
এটা প্ৰধান আৰু আনন্দোৰ গৌণ বস বুলিব পাৰি। ৰাজসূয় কাব্যত বীৰ আৰু
ৰৌদ্ৰ বসৰ প্ৰাধান্য লক্ষ্য কৰা যায়। কিন্তু কাব্যখনৰ উদ্দেশ্য হ'ল বীৰ আৰু ৰৌদ্ৰ

ৰসৰ যোগেদি কৃষ্ণৰ শ্রেষ্ঠত্ব আৰু কৃষ্ণতত্ত্বৰ মহিমা প্ৰচাৰ কৰাহে। তদুপৰি আদিকাণ্ড বামায়ণতো বাম আৰু সীতাৰ দেখা দেখি হোৱাৰ পিছত বিপ্লবন্ত শৃঙ্গাৰ, যুদ্ধৰ বৰ্ণনাৰ মাজেৰে বীৰ আৰু ৰৌদ্ৰ বস, হৰধনু ভংগৰ সময়ত ভয়ানক বস, সীতাৰ পতিগৃহলৈ যাবৰ সময়ত কৰণ বস আৰু যজ্ঞত আৱিৰ্ভাৰ হোৱা অন্তুত পুৰুষৰ জৰিয়তে অন্তুত বসৰ সৃষ্টি হৈছে—

উদাঃ ভয়ানক বস

সাতোখান স্বৰ্গ বাবন্ধাৰ লৰি গৈল ।

সপুদ্ধীপ বসুমতি টলবল ভৈল ॥

কাখৰ লংখিল সাতো সাগৰ খলকি ।

জলজন্ত ভৈল ত্ৰাস প্ৰলয়ক শংকি । ১২১৫ (বামায়ণ)

বীৰ বস :

আইস বুলি বাব তেজিলন্ত বীৰবৰ ।

সাগৰৰ ঢউ যেন বাখিল কাখৰ ॥

সিংহ যেন শশাৰ আগত ভৈল থিৱ ।

সমন্ত বাজাৰ দেখি উৰি গৈল জীৱ । ১২৪৮

সেইদৰে বৰগীতবোৰত কৰণ আৰু শান্ত বসৰ সমাৱেশ থাকিলো সেই
বস অনুনিহিত ভক্তিবসৰেই বাহ্যিক আৱৰণ মাত্ৰ। মাধবদেৱৰ নামঘোষা গ্ৰহণখনি
দাস্য ভক্তি বসাঞ্চক গ্ৰহ হ'লৈও ইয়াত মাধবদেৱৰ বসশব্দৰ তাৎক্ষিক তাৎপৰ্যক
আলংকৰিক অৰ্থতো গ্ৰহণ কৰিছে। উপনিযদৰ বসৰ আনন্দ স্বৰূপতা আৰু আনন্দই
ব্ৰহ্ম, “আনন্দং ব্ৰহ্মোতি ব্যজাগাং” — এই অৰ্থত বস আৰু পৰমাত্মাৰ
নামোচাৰণতে ব্ৰহ্মানন্দ প্ৰাপ্তিৰ উপলক্ষি প্ৰকাশ কৰিছে। সেয়ে তেওঁ কৈছে—

“বাম কৃষ্ণ নাম বসে চিন্তক ভিজাৰ

বোল বাম কৃষ্ণ হৰি তেজি লাজ ভাৱ ।।” ৪৬০

তেনে ব্ৰহ্মানন্দৰ সংস্পৰ্শ সামৰ্থ্য বিচাৰিও কৰিজনে আনন্দৰ সন্ধানত
নামিছে। সেয়ে কৈছে—

“তুমি প্ৰভু কৃপা বসেৰ সাগৰ হৰি এ

দিয়া মোক তুৰা পদ ছায়া তলে ঠাই ৰাম বাম ।।” ৭৯৩

তেওঁ নিজে উপাস্যজনৰ সেৱাতে মজি এক আনন্দ পাৰলৈ আশা কৰে—

“কৃপা কৰা হে হৰি চৰণত বক্ষা কৰি
দিয়া মোক সেৱাৰস সাৰ ।।” ১৩১

ভক্তি বসৰ সমুদ্ৰৰ মূল উৎসৰ পৰাই এনেসমূহ বসৰ উৎপত্তি । নানা ঠাইৰ
পৰা নানা পথেদি নদীৰ প্ৰবাহ গৈ সাগৰত মিলি যোৱাৰ দৰে মাধৱদেৱৰ বচনাত
বিভিন্ন ভাৱ আৰু বস “মধুৰৰো সুমধুৰ, মংগলৰো পৰম মংগল” স্বৰূপ
ভক্তিসাগৰত বিলীন হৈ গৈছে ।

গ্রন্থপঞ্জী :

১. চৌধুৰী, মোদিনী : সৰ্বভাৱতীয় ভক্তি আন্দোলন আৰু শংকৰদেৱৰ মূল্যায়ন,
প্ৰকাশক : কঠল দাস, সুভদ্ৰা প্ৰকাশন, ২য় সংস্কৰণ, ২০০৭ ।
২. ডেকা হাজৰিকা, কৰবী : মাধৱদেৱ : সাহিত্য, কলা আৰু দৰ্শন, প্ৰকাশক :
শ্ৰীমাখন হাজৰিকা, বনলতা, নতুন বজাৰ, ডিউংগড় ।
৩. দাস, বামপ্ৰসাদ : মহাপুৰুষ শ্ৰীশ্রীশংকৰদেৱ, শ্ৰীশ্রীমাধৱদেৱ, প্ৰকাশক : গিৰিপদ
চৌধুৰী, প্ৰকাশিকা, পাণবজাৰ, গুৱাহাটী, প্ৰথম তাৰ্কণ্য, ১৯৭৬ ।
৪. দাস কৈলাস, কলিতা মৰল বজিতা : অসমীয়া ভক্তি সাহিত্য, প্ৰকাশক -
শ্ৰীগোপেশ্বৰ বৰা, প্ৰথম প্ৰকাশ, ৫৫৭ শংকৰাব ।
৫. মজুমদাৰ, বিমল : ভক্তি সাহিত্য, প্ৰকাশক - চন্দ্ৰ প্ৰকাশ, পাণবজাৰ, গুৱাহাটী-
১, ২য় প্ৰকাশ ২০০৩ চন ।
৬. শান্তী, আচাৰ্য মনোৰঞ্জন : অসমৰ বৈষ্ণৱ দৰ্শনৰ কৃপবেখা, সম্পাদ্য ড° বাণীকান্ত
শৰ্মা, প্ৰকাশক : অমিকা পদ চৌধুৰী, বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড ।
৭. শান্তী, মনোৰঞ্জন : সাহিত্য দৰ্শন, প্ৰকাশক : জাৰ্নাল এস্প'ৰিয়াম, নলবাৰী,
অসম
৮. শৰ্মা, তীর্থনাথ : ভক্তিবাদ, প্ৰকাশক : কুমুদ গোস্বামী ।
৯. মহন্ত, বাপচন্দ : বৰগীত, প্ৰকাশক : অজয় কুমাৰ দত্ত, হুড়েণ্টচ ষ্ট্ৰ'চ ।
১০. নাথ, জীৱকান্ত (সম্পাদক) : মহাপুৰুষ মাধৱদেৱ অধ্যয়ন, প্ৰকাশক - মিলেশ্বৰ
পাত্ৰ প্ৰথম প্ৰকাশ- ৪ অক্টোবৰ ২০০৮ ।
১১. শৰ্মা, কুসুম বৈষ্ণৱ ভক্তিবাদ : শংকৰদেৱ আৰু মাধৱদেৱ সাহিত্য আলোচনা,
প্ৰথম প্ৰকাশ, নলবাৰী ।

মাধৰদেৱৰ বচনাত ছন্দ আৰু অলংকাৰৰ ভূমিকা

মধ্যযুগৰ অসমৰ বিশালায়তন সাহিত্যবাজিৰ সিংহভাগ বচনা কৰা হৈছে ছন্দত। সংস্কৃত শ্লোকৰ উপৰি অসমীয়া ছন্দত বচিত সাহিত্যই মধ্যযুগৰ সাহিত্য সন্তাৰ সমৃদ্ধ কৰিছিল। ছন্দকো কাব্যৰ শব্দার্থশৰীৰৰ অলংকাৰ বুলি ক'ব পাৰি। “শব্দৰ বিন্যাস প্রকাৰৰ ফলত ওপজা সৌন্দৰ্যই ছন্দ।”^১ অনুপ্রাস আদি শব্দালংকাৰৰ নিচিনাকৈ ছন্দয়ো কাব্যক গীতৰ মাধুর্য দান কৰে। এই দৃষ্টিবে চালে ছন্দকো কাব্যৰ শব্দার্থশৰীৰৰ অলংকাৰ বোলাত বাধা নাই। ছন্দ শব্দৰ সাধাৰণ অৰ্থ সৌষম্য। ই গতিশীলতাও বুজায়। ভাষাৰ ছন্দ বুলিলে ভাষাৰ সৌষম্য বা স্বাচ্ছন্দ্য গতিশীল অৱস্থা, জীৱনৰ ছন্দ বুলিলে জীৱনৰ সৌষম্য বা স্বাচ্ছন্দ্য গতিময় অৱস্থা, বিশ্ব ছন্দ বুলিলে জগত সম্বন্ধীয় সৌষম্য বা জাগতিক বস্তু মাত্ৰেই নিজৰ নিজৰ ভাগে চলি বিশ্বজগতখনক প্ৰতীক থকা বুজায়। সেইদৰে “কবিতাৰ ছন্দ হ'ল ধৰনিবিন্যাসৰ সৌষম্য অৰ্থাৎ কাব্যক শ্ৰান্তিমধুৰ কৰিবৰ বাবে ভাষাৰ ধৰনিবিন্যাসক নিয়মিত কৰাৰ যি প্ৰণালী তাকেই ছন্দ বোলে।^২ ইংৰাজী কবিতাৰ এগৰাকী ছান্দসিকে কবিতাৰ ছন্দৰ সংজ্ঞা নিৰ্বাপণ কৰিছে — “সুষমামণ্ডিত কৃপকল্পৰ স্পন্দনময় পুনৰাবৃত্তি।”^৩ (The modulated repeatititon of a rhythmical pattern)

ছন্দৰ কামঃ ‘ছন্দ’ শব্দটোৰ বৃৎপতিগত অৰ্থই হৈছে মনোৰঞ্জনৰ উপকৰণ। পাণিনিয়ে শব্দটোৰ সূত্ৰ এইদৰে বান্ধি দৈ গৈছে— “যিটো বস্তুৰে নচুৰাই তোলে, আনন্দৰ যোগান ধৰে আৰু পোহৰাই দিয়ো, সেয়েই ছন্দ।”^৪ গতিকে ছন্দৰ প্ৰধান

কাম হ'ল হৃদয়ত আনন্দানুভূতি জগাই তোলা। ছন্দ যেতিয়া হৰ্ষ-বিষাদ, প্ৰেম-বিহু আদিৰ দৰে সুতীৰ অনুভূতিৰে অভিযিঙ্গ হৈ উঠে, তেতিয়াহে সি পুলক জগাই তুলিবলৈ সক্ষম হয়।

বৈদিক সাহিত্যত ছন্দ : বৈদিক সাহিত্যত প্ৰধানকৈ সাতবিধ ছন্দৰ উল্লেখ পোৱা যায়। সেইকেইবিধ হ'ল “গায়ত্ৰী, উষিক, অনুষ্ঠুত, বৃহতী, পংক্তি, ত্ৰিষ্ঠুত (ইন্দ্ৰবজ্র) আৰু জগতি। বাকীবোৰ ছন্দ এইবিলাকৰ অস্তৰ্গত। গায়ত্ৰীত অক্ষৰ সংখ্যা চৌৰিশটা। তিনিটা পদত প্ৰতিটোতে আঠটাকৈ অক্ষৰ থাকে। (৮+৮+৮)।^{১০} গায়ত্ৰী ছন্দৰ পাছত চাৰিটাকৈ অক্ষৰ সংখ্যা বৃদ্ধি কৰিলে পৰৱৰ্তী ছন্দসমূহ পোৱা যায়। যেনে— উষিক (২৮), অনুষ্ঠুত (৩২), বৃহতী (৩৬), পংক্তি (৪০), ত্ৰিষ্ঠুত (৪৪) আৰু জগতি (৪৮)।

অসমীয়া ছন্দৰ বিভাগ : অসমীয়া কবিতাৰ পুৰণি আৰু আধুনিক দুয়োটাৰে ছন্দ বিভাগ সুকীয়া। পুৰণি অসমীয়াত ছন্দৰ দুটা বিভাগ পোৱা গৈছিল— অক্ষৰবৃত্ত আৰু গীতিছন্দ। আধুনিক অসমীয়াত ইয়াৰ বিভাগ তিনিটা— যোগিক, মাত্ৰাবৃত্ত আৰু স্বৰবৃত্ত।

ছন্দশিল্পী হিচাপে শংকৰদেৱ : এজন শ্ৰেষ্ঠ শিল্পী হিচাপে ছন্দশিল্পৰ ক্ষেত্ৰত শংকৰদেৱৰ শ্ৰেষ্ঠতম কৃতিত্বৰ পৰিচয় পোৱা যায় কেইবাটাও সম্পূৰ্ণ অভিনৰ ছন্দসজ্জাৰ আৱিষ্কাৰত। তেওঁৰ অভিনৰ ছন্দসজ্জাসমূহৰ ভিতৰত পোনতে “গুণমালা”ৰ “কুসুমমালা” নামটোকে ল'ব পাৰি। ভাগৱত পুৰাগক হাতী মাৰি ভুঁক্কাত ভৰোৱাটোৱে অসাধ্য সাধন। কিন্তু শংকৰদেৱে সেই প্ৰত্যাহ্বানৰ উত্তৰ কেবল তেওঁৰ বিশাল পাণিত্যবেই দিয়া নাছিল, অসামান্য ছান্দসিক প্ৰতিভাবেও দিছিল। দিপাদী কুসুমমালা ছন্দৰ প্ৰতিটো পদাত ছয়মাত্ৰাযুক্ত দুটা পৰ্ব থাকে। চাৰিটো পৰ্বৰ অন্তৰ্ধৰণিৰ মিল এই ছন্দসজ্জাৰ মন কৰিবলগীয়া কথা। সমগ্ৰ গুণমালা গ্ৰহ এই ছন্দত শেষ কৰা বাবে ইয়াক গুণমালা ছন্দ বুলিও কোৱা হয়—

নগো নাৰায়ণ/ সংসাৰ তাৰণ/- ৬+৬

ভক্ত তাৰণ / তোমাৰ চৰণ / ৬+৬— (গুণমালা পদ - ১)

শংকৰদেৱে বহু যত্নকৈ কৰা আৰু বনপোৱা জুইৰ পৰা বক্ষা পোৱা এমুঠি মাথোন বৰগীতৰ এচিত আন এৰিধ ছন্দসজ্জাৰ নিৰ্দশন পোৱা যায়। সত্যনাথ বৰাই এইবিধ ছন্দসজ্জাৰ নাম ‘হংসমালা’ বুলি কৈছে। তেখেতৰ মতে, “এই ছন্দত দুঁফাঁকি কথা থাকে। প্ৰত্যেক ফাঁকিত ১৮টাকৈ আখৰ থাকে আৰু দুয়োফাঁকিব

শেষ আখৰ মিলে।” ত্ৰিপাৰ্বিক, অন্ত্যমিলযুক্ত, দ্বিপাদী হংসমালা ছন্দৰ
মাত্রাসংকেত ৬+৬+৬। যেনে —

দিবসে বিষয় /বিয়াকুল নিশি/ শয়নে গোৱাই/ ৬+৬+৬

মনে ধন খুজি /বিমোহিত তেবি/ আৰতি নাপাই ৬+৬+৬ — বৰগীত

শংকবদেৰ প্ৰতিভাই বিচাৰি পোৱা আনবিধ ছন্দসজ্জা হ'ল পাঞ্চালী।
পাঞ্চালী ছন্দত দুটা অসমান চৰণ থাকে। প্ৰথমটোত ১২+৬ ৰূপকল্পৰ দুটা
পদবিভাগ থাকে আৰু তাক এটা পংক্তি লিখা হয়। প্ৰতিটো পৰ্বৰ অস্তিম ধৰণিৰ
মিত্ৰতা মন কৰিবলগীয়া, দ্বিতীয় চৰণৰ পদ দুটা মিত্ৰাক্ষৰী নহয়। কিন্তু চৰণাস্তিক
ধৰণি মিত্ৰাক্ষৰী। এই ছন্দটোত পাঁচটা পৰ্বৰ ভাগ থাকে। সেয়ে ইয়াক পাঞ্চালী
বোলা হয়। যেনে—

প্ৰমত মাতৎগ /নিপাতল অংগ/ /কৰি জ্ঞ - ভংগ/

দশন উৎপাৰি/প্ৰবেশল বংগ/ পঞ্জীপ্ৰসাদ, পৃঃ ১০১৩

শংকবদেৰে অসমীয়া ছন্দ ভাণ্ডাৰলৈ আৰু এবিধ ছন্দ সজ্জাৰ অবিহণা
যোগাই হৈ গৈছে। সেইবিধিৰ নাম হ'ল বামক। ইয়াৰ অনুপ্ৰেৰণা তেওঁ ক'ৰ পৰা
সংঘৰ কৰিছিল কোনেও ক'ৰ নোৱাৰে।

উদাহৰণ :

যুঁজে মালবাক্ষে।

ধৰি বাহ বাহ চান্দে।।

চেপি নেয় কাঙ্কে।

কতো ভৰি ভৰি চান্দে।। (ইন্দ্ৰ-বলিৰ যুদ্ধ)

এইদৰে শংকবদেৰে আটকধূনীয়া ছন্দসজ্জা আৰিষ্ঠাৰ কৰি অসমীয়া ছন্দক
জটিলতম আৰু সূক্ষ্মাতিসূক্ষ্ম ভাৱসন্তৰো মাধ্যম হিচাপে উপযোগী কৰি তুলিলে।

ছান্দসিক মাধৰদেৰ : শংকবদেৰেৰ কুশলী হাতৰ স্পৰ্শ পাই প্ৰাণৰস্ত হৈ উঠা
পদ, দুলভী ছবি, বুমুৰী আদি ছন্দসজ্জা মাধৰদেৰে নিজৰ বচনাৰাজিত বহুল প্ৰয়োগ
কৰাৰ উপৰি নিজস্ব চিন্তা-চৰ্চাৰ মাজেদি নতুন ছন্দসজ্জা সৃষ্টিৰো প্ৰয়াস কৰিছিল।
তলত মাধৰদেৰে তেওঁৰ বচনাসমূহত ব্যৱহাৰ কৰা ছন্দসমূহ এন্দৰেৰণ—

ক) পদ : পদৰ প্ৰতিটো চৰণ চৌধ্য অক্ষৰ মাত্ৰাৰ দ্বাৰা সুনিৰ্দিষ্ট। ইয়াৰ
প্ৰতিটো চৰণ এটা পংক্তিত লোৱা হয়। আৰু সিয়ে ৮+৬ ক্ৰমে দুটা পদত বিভক্ত

ହେ ଥାକେ । ତେଣେକୁରା ଦୁଟା ଚବଣ ବା ପଂକ୍ତିତ ଏଟା ଶ୍ଲୋକ ବା ପଦ୍ୟ ହ୍ୟ । ମାଧ୍ୱରଦେବର ବ୍ରଚନାତ ପଦ ଛନ୍ଦର ପ୍ରୟୋଗ ହୋଇବା ଦେଖା ଯାଇ—

ନାରୀଯଣ ହରି ବାମ /ଗୋପାଳ ଗୋବିନ୍ଦ ।

ଭଜୋହୋ ତୋମାର ଦୁଇ /ପଦ ଅବବିନ୍ଦ ॥ (ନାମଘୋଷା ୪୦୭)

খ) দুলড়ী ৩ মাধ্যরদেরে দুলড়ী ছন্দসজ্জাও (৬+৬+৮) ব্যৱহাৰ কৰিছে।
এই ছন্দতো সংগীতধৰ্মিতা আছে— কৃষ্ণৰ চৰিত্ৰ শ্ৰণণেই যে শ্ৰেষ্ঠ ভকতি তাকে
প্ৰকাশ কৰিছে এনেদেৰে—

କୃଷ୍ଣର ଚରିତ୍ର

ପରମ ଶ୍ରେଷ୍ଠ ଭକ୍ତି

କହିଲନ୍ତ ପ୍ରତି ପ୍ରତି ।। (ଭକ୍ତି - ବଡ଼ାରଲୀ)

গ) ছবি ৪ ছবি ছন্দের এটা চৰণ $8+8+10$ টাকৈ ধ্বনিৰ ভাগেৰে দুটা পদৰ দুটা পংক্তিত লিখা হয়। অনুদিত আৰু স্বকীয় সৃষ্টি— এই দুয়োবিধি বচনাই কবিৰ প্ৰতিভা গুণত একাকাৰ হৈ গৈছে। অনুবাদবোৰো কবিৰ প্ৰাণৰ স্বচ্ছন্দ প্ৰাৰ্থ যেন হৈ পৰিছে। উদাহৰণস্বকপে যে মুক্তারপি নিষ্পৃহ... এই শ্লোকটিৰ যি অনুবাদ কৰা হৈছে, সি এহাতে যেনেকৈ অসমীয়া ভাষাৰ স্বচ্ছন্দ প্ৰকাশ, তেনেকৈ সি কবি হৃদয়ৰ বসানুভূতিৰ অপৰ নিৰ্মাণো—

ମୁକ୍ତିତୋ ନିଷ୍ପତ୍ତ ଯିଟୋ ସେହି ଭକ୍ତତକ ନମ୍ରୋ

ବସମୟୀ ମାଗୋହେ ଭକ୍ତି ।

সমস্ত মন্ত্রিক মণি নিজ ভক্তর বশা

ଭଜୋ ହେ ଦେର ଯଦୁପତି । ।

এই নির্মাণ সম্ভব হৈছে কবিব ছন্দজ্ঞান, শব্দসমূহৰ অঘয় নিপুণতাৰ বাবে।
ইয়াত শব্দসমূহৰ অঘয়ৰ জৰিয়তে অৰ্থৰ সাৰ্থকতা অভিব্যক্তনা কৰা হৈছে।
“বসময়ী” শব্দৰ প্ৰয়োগে পদফাঁকি শ্ৰান্তিমধুৰ কবি তৃলিছে।

ঘ) লেচাৰি : লেচাৰি ছন্দসজ্জাত ($10+10+14$) কৰণ সুৰ এটা ধৰনিত হৈছে। তলৰ শ্ৰোকফাঁকি কবিব মায়াজৰ্জৰ জীৱনৰ অকপট আত্মনিবেদনৰ নিৰ্দশন বলি ধৰিব পাৰি।

କୃଷ୍ଣ ଏକ ଦେର ଦୁଖହାରୀ

କାଳ ମାୟାଦିରୋ ଅଧିକାରୀ

কফও বিনে শ্রেষ্ঠ দের নাহি নাহি আৰ।

সৃষ্টি স্থিতি অন্তকাৰীদেৱ

তান্ত বিনে আন নাহি কেৱ

জানিবা বিষ্ণুসে সমস্ত জগতে সাৰ (নামঘোষা ৫৮৬)

(৬) বুমুৰিৎ বুমুৰি ছন্দৰ এটা চৰণত ৪+৪ অক্ষৰৰ দুটা সমান পদৰ বিভাগ থাকে আৰু তাক এটা পংক্তিত লিখা হয়। এই ছন্দটোক গজগতি ছন্দও বোলা হয়। মাধবদেৱে আদিকাণ্ড বামায়ণত দশৰথক শনিয়ে বৰ প্ৰদান কৰা অংশ বুমুৰি ছন্দত বৰ্ণনা কৰিছে—

অন্তৰে দশৰথ।

দুনাই জুবিলন্ত বথ ॥

এৰাই মহাশক্ত ভয় ।

বথে চড়ি মহাশয় ॥ (বামায়ণ ৩০৫)

মাধবদেৱ ছন্দৰ ক্ষেত্ৰত বিশিষ্ট দান হ'ল দুবিধ ছন্দসজ্জাৰ উদ্ভাবন। ঘোষা ছন্দ আৰু নাম ছন্দ। ঘোষা ছন্দ অতিকৈ স্থিতিস্থাপক। পয়াৰ, দুলভী, ছবি, লেচাৰিব আধাৰতে ইয়াৰ জুমুঠি সজা হৈছে। হৃদয়ৰ ভাৰ অনুভূতি আবেদন-নিৰ্বেদন প্ৰকাশ কৰিবৰ বাবে ‘এ’, ‘ৰামৰাগ’, ‘হৰি হৰি হৰি হৰি এ’ আদি অংশবোৰ মাজে মাজে সংযোগ কৰি উক্ত জুমুঠিত বৈচিত্ৰ্য আনা হৈছে। নাম ছন্দত থকা ঘোষাসমূহ আবৃত্তিকৈ নাম-প্ৰসংগৰ বাবেহে অধিক উপযোগী।

এনেদেৱে মাধবদেৱে তেওঁৰ বচনাসমূহক বিভিন্ন ছন্দৰ সমাৰেশ ঘটাই তেওঁৰ বচনাসমূহ পাঠকৰ অন্তস্পৰ্শী কৰি তুলিছে। এই বচনাসমূহত নিহিত হৈ আছে ভাৰ-অনুভূতিৰ গভীৰত, উপলব্ধিৰ সততা, ব্যক্ত-অব্যক্ত, অচেতন, অৱচেতন, মনৰ সংযোগ আৰু নিটোল কলাকৃপ। মাধবদেৱৰ পৰবৰ্তী কালত অসমীয়া কাৰ্যত ছন্দৰ উন্নতি পৰিলক্ষিত নহ'ল। ড° মহেন্দ্ৰ বৰাৰ ভাষাত— “বৈষণৱ যুগৰ পৰিসমাপ্তিৰ লগে লগেই অসমীয়া ছন্দৰ অন্ধকাৰ যুগ আৰম্ভ হ'ল। বৈষণৱ কবিসকলে অসমীয়া ছন্দক আনি যি পৰ্যায়ত উপনীতি কৰালেহি, তাৰ পিছত আৰু কোনো উল্লেখযোগ্য প্ৰগতি নহ'ল। কেৱল সেয়ে নহয়, তেওঁলোকে অসমীয়া ছন্দৰ সুৰ যিটো কপত বাঞ্ছিল, তাৰো স্থৰলন হোৱাটোহে পৰিলক্ষিত হ'ল।” মাধবদেৱৰ বচনাত অলংকাৰ :

সাহিত্যত অলংকাৰৰ প্ৰয়োগ বিশ্বজনীন। সুপ্ৰাচীন কালৰ পৰাই যিসকলে সাহিত্যৰ তত্ত্ব আলোচনাত মনোনিৰেশ কৰিছে সেইসকলৰ প্ৰায় সকলোৰে অলংকাৰ নিকপণৰ কাৰণে অধিক সময় আৰু শক্তি ব্যয় কৰিছে।

ଅଲଂକାବ ଶବ୍ଦର ଅର୍ଥ :

ଅଲଂକାବ ଶବ୍ଦର ଅର୍ଥ ଦୁই ପ୍ରକାବ— ‘ଅଲଂ’ ଶବ୍ଦର ଏଟା ଅର୍ଥ ପର୍ଯ୍ୟାପ୍ତି ବା ଯଥେଷ୍ଟ ଭାବ ଆକୁ ଆନଟୋ ହେହେ ଭୂଷଣ । କାବ୍ୟ ଆକୁ ସାହିତ୍ୟକ ଯାବ ଦ୍ୱାବା ଅଲମ୍ ବା ଭୂଷିତ କବା ହ୍ୟ ସିଯେ ଅଲଂକାବ ।

ଅଲଂକାବ ସୂତ୍ର :

ଆଚାର୍ୟ ଦ୍ଗୀଯେ କାବ୍ୟର ଶୋଭାବର୍ଧନକାବୀ ଧର୍ମକ (ବୈଶିଷ୍ଟ୍ୟକେ) ଅଲଂକାବ ବୁଲିଛେ— “କାବ୍ୟଶୋଭାକବାନ୍ ଧର୍ମଲଙ୍କାକବାନ୍ ପ୍ରଚକ୍ଷତେ ।”^{୧୦} ବାମନର ମତେ— “କାବ୍ୟଃ ଆହ୍ୟମଲଙ୍କାକବାଣ୍ ।”^{୧୧} ବାମନେ ଆକୌ କୈଛେ— “ସୌନ୍ଦର୍ୟମଲଙ୍କାକବଃ ।” ଆଚାର୍ୟ ଭାମହବ ମତେ,

“ନ କାନ୍ତମପି ନିର୍ଭ୍ୟଃ ବିଭାତି ବନିତାମୁଖମ ।”^{୧୨}

ବିଶ୍ଵନାଥ କବିବାଜେ ଅଲଂକାବର ସମ୍ୟକ ଲକ୍ଷଣ ଦିଛେ ଏନେଦରେ :

“ଶଦାର୍ଥ୍ୟରୋବହିବା ଯେ ଧର୍ମଃ ଶୋଭାତିଶାୟିନଃ ।

ବ୍ୟାଦୀନୁପକୁର୍ବତ୍ତୋହଲଙ୍କାବାନ୍ତେହୃଦାଦିବଃ ।”^{୧୩}

ସାହିତ୍ୟତ ଅଲଂକାବର ପ୍ରୟୋଜନ :

ସାହିତ୍ୟତ ଅଲଂକାବର ପ୍ରୟୋଜନ ପ୍ରଧାନଭାବେ ତିନିଟା ବାକ୍ୟକ ପ୍ରଭାବଶାଲୀ କବା, ବଣନୀଯ ବିଷୟ ସ୍ପଷ୍ଟିକରଣ ଆକୁ ବୟାନିଯତା ସମ୍ପାଦନ ।

ପ୍ରଭାବଶାଲିତା : ବାକ୍ୟତ ଅନ୍ତର ସ୍ପର୍ଶ କରିବ ପରା, ଅନୁଭୂତିକ ତୀର୍ତ୍ତବ କରିବ ପରା, ବଣନୀଯ ବିଷୟକ ଦୃଢ଼ଭାବେ ପ୍ରତିଷ୍ଠିତ କରିବ ପରା ଅର୍ଥାତ୍ ପ୍ରଭାବଶାଲୀ କବାଟୋ ଅଲଂକାବର ପ୍ରଥମ ପ୍ରୟୋଜନ । ଉଦାହରଣସ୍ଵରୂପେ ଧୂନୀଯା ମୁଖ ବୋଲାତକେ ପୂର୍ଣ୍ଣମାବ ଜୋନ ଯେନ ମୁଖ ବୁଲିଲେ ମନତ ଆହ୍ୟଦ ଜନ୍ମାବ ପରା ମୁଖର ଅତିଶ୍ୟ କାନ୍ତିବ କଥା ମନଲୈ ଆନି ଦି ମୁଖର ସୌନ୍ଦର୍ୟବୋଧଟେ ତୀର୍ତ୍ତବ କରି ଦିଲେ । ଆନ ଏଟା ଉଦାହରଣ ଲୋକ ଯାଓକ—

“ଆଲୋ ମାଇଁ କି କହବ ଦୁଖ
ପରାନ ନିଗବେ ନାଦେଖିଯା ଚାନ୍ଦମୁଖ ।”

ଏହିବଗୀତର ‘ପରାନ ନିଗବେ’— ଉତ୍ତରେକାଲଂକାବର୍ୟୁକ୍ତ ଏହି ପଦ ଦୂଟାଇ ଗୋପୀ ହୃଦୟକ ସମ୍ପତ୍ତ ବିବହ ବେଦନା ଯେନେଭାବେ ଉତ୍ସବିଯାଇ ଦେଖୁବାବ ପାରିଛେ, ହିୟା ଦାକୁବି କାନ୍ଦିଲେଓ ସିମାନଥିନି ସମ୍ଭବ ନହ୍ ଲାହେଁତେନ ।

ସ୍ପଷ୍ଟିକରଣ : ବିଷୟଗତ ଗୁଣ, କ୍ରମ, କ୍ରିୟା ଆଦି ଆକୁ ବିଷୟାଗତ ଭାବକ

স্পষ্ট কৰিব লাগিলেও বহুত ফ্ৰেত অলংকাৰৰ আশ্রয় ল'বলগীয়া হয়। 'বক্ষস্থলে
মুকুতাৰ হাৰ'— শ্ৰীকৃষ্ণই বুকুত মুকুতাৰ হাৰ পিন্ধিছে— এইখনি কথাই যেন
কৃষ্ণই পিন্ধি থকা মুকুতাৰ হাৰৰ সৌন্দৰ্য স্পষ্ট কৰিব নোৱাৰে, কিবা এটা আলম্বনৰ
যেন প্ৰয়োজন হয়। সেই আলম্বনৰ যোগান ধৰিছে তলৰ বাক্যশাৰীয়ে—
'আকাশীগংগাৰ যেন ধাৰ'। আকাশীগংগাৰ সাদৃশ্যটো লগতে জুৰি দিয়াত প্ৰকৃত
সৌন্দৰ্য আমাৰ আগত চিৰিৰৎ প্ৰতিভাত হৈ পৰিল।

বমণীয়তাৰ সম্পাদন : অলংকাৰৰ তৃতীয় অংশ সৰ্বপ্ৰধান প্ৰয়োজনটো
হ'ল বমণীয়তা সম্পাদন। চাৰুত্ব বা মনোহাৰিত্ব অলংকাৰৰ মুখ্য প্ৰয়োজন।
'নীলপদুমৰ নিচিনা চক্ষু'— ইয়াত থকা সাদৃশ্য মনোৰম সাদৃশ্য। চকুৰ সৌন্দৰ্য
ফুটাই তুলি ই মনত এটা মনোহাৰণী অৱস্থিতিব উদ্ধৃত কৰাইছে।
অলংকাৰৰ শ্ৰেণী বিভাগ :

অলংকাৰক প্ৰধানকৈ দুটা ভাগত ভগাৰ পাৰি। যেনে— শব্দালংকাৰ আৰু
অৰ্থালংকাৰ।

শব্দালংকাৰ :

শব্দৰ ধৰনি সৌন্দৰ্যৰ সহায়ত যি অলংকাৰ তাৰেই নাম শব্দালংকাৰ।
শব্দালংকাৰ পাঁচবিধি। যেনে— অনুপ্রাস, সথম, শ্ৰেষ্ঠ, পুনৰোক্তবদাভাস আৰু
বক্রোক্তি।

অৰ্থালংকাৰ :

কাৰ্য্যৰ যি অলংকাৰে সম্পূৰ্ণভাৱে বাক্যৰ অন্তৰ্নিহিত অৰ্থৰ ওপৰত নিৰ্ভৰ
কৰে তাকে অৰ্থালংকাৰ বোলে। অৰ্থালংকাৰক মোটামুটিকৈ পাঁচটা শ্ৰেণীত ভাগ
কৰা হৈছে।

১. সাদৃশ্যমূলক : উপমা, বৰক, স্মৰণ, উল্লেখ, সন্দেহ, আন্তিমান, অপহৃতি,
নিশ্চয়, উৎপ্ৰেক্ষা, প্ৰতিবন্ধপৰমা, দৃষ্টান্ত, নিৰ্দশনা, অতিশয়োক্তি, সমাসোক্তি, দীপক।

২. বিৰোধমূলক : ব্যতিৰেক, প্ৰতীপ, বিৰোধাভাস, বিভাসনা, বিশেষোক্তি,
অসংগতি, বিষম।

৩. শৃংখলামূলক : কাৰণমালা, একাৰলী, সাৰ, পৰ্যায়, স্বাভাৰোক্তি।

৪. ন্যায়মূলক : অৰ্থান্তৰন্যাস, কাৰ্য্যলিংগ (হেতু) সমুচ্চয়।

৫. গুড়াৰ্থমূলক : ব্যাজস্তুতি, ব্যাজোক্তি, পৰ্যায়োক্তি, অপস্তুত, প্ৰশংসা।

শংকবদেৱ আৰু মাধবদেৱে একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ অৰ্থে যি

সাহিত্যকৰ্ম সৃষ্টি কৰিছিল, তাত অলংকাৰসমূহ প্ৰয়োগ কৰিছিল। জনসাধাৰণৰ মাজত ভক্তিৰস সহজবোধ্য কৰাৰ উদ্দেশ্যহে। মাধৱদেৰৰ বিশাল সাহিত্যৰাজিৰ বিশেষকৈ নামঘোষা, বাজসূয়, বৰগীত আৰু ভট্টিমা আদিতঅলংকাৰসমূহৰ প্ৰয়োগ সম্পর্কে তলত আলোচনা আগবঢ়োৱা হ'ল।

অনুপ্রাস ১ অনুপ্রাস অলংকাৰত একেধৰণৰ ব্যঞ্জন বৰ্ণৰ ওচৰ-উচৰিকে বিন্যাস ঘটোৱা হয়। স্বৰৰ বৈষম্য সত্ৰেও শব্দৰ যি সাম্য সেয়ে অনুপ্রাস। ইয়াৰ বৰ্ণ বা বৰ্ণসমষ্টি যুক্ত বা বিযুক্তভাৱে একাধিকবাৰ ধৰনিত হয়।

জগ জগ জগত কাৰণ

জয়তি জগ নিৰাস।

মাধৱদেৰৰ বচনাবলীত ছেকানুপ্রাস, বৃত্তানুপ্রাস, অস্ত্যানুপ্রাস আৰু শ্রত্যানুপ্রাসৰ প্ৰয়োগ মন কৰিবলগীয়া—

ছেকানুপ্রাস ১ যদি দুই বা ততোধিক ব্যঞ্জনবৰ্ণ যুক্ত বা বিযুক্তভাৱে একেটা ক্ৰমতে প্ৰযুক্ত হয়, তেন্তে তাক ছেকানুপ্রাস বোলে। 'ছেক' শব্দৰ অৰ্থ চতুৰ। গতিকে ছেকানুপ্রাসৰ অৰ্থ হ'ল বিদঞ্চ কৰিয়ে প্ৰয়োগ কৰা অনুপ্রাস। এনেবিধ অনুপ্রাসে বস প্ৰহণত হেঞ্জৰৰ সৃষ্টি নকৰে, বৰং পোষকতাহে কৰে, কাৰণ ই স্বতংস্ফূর্ত। নামঘোষাত ইয়াৰ প্ৰয়োগ আছে—

অনাদি অনন্ত সন্ত সদাশীৰ

ভগৱন্ত ভয়হৰ ॥ ১৯২

মোহ মায়া বাগ মদ মল কাম

দন্ত দ্বেষ আদিভাৱ

যি গুৰজনত ইসৰ নাথাকে

প্ৰণামো তাহান পাবৰ ॥ ১৯৩

আকৌ

সনক সনন্দ যোগী যাহাকু ধিয়ায়।

সকল নিগমে যাকু বিচাৰি নাপায়। (মাধৱদেৰৰ বৰগীত ৪৪)

ইয়াত স ন ক ম এই ব্যঞ্জন ধৰনিকেইটাৰ পুনঃ পুনঃ প্ৰয়োগৰ ফলত ছেকানুপ্রাস হৈছে।

বৃত্তানুপ্রাস ১ ইয়াৰ এটা বা অনেক বৰ্ণ দুবাৰ বা ততোধিকবাৰ উচ্চাৰণ হয়। যেনে—

- ক. ভজ ভাই মাধৰক স্মাৰ ভাই মাধৰক
গাৰ ভাই মাধৰৰ গুণ। ১১২
- খ. কুন্দ কুমুদ কেলি কদম্ব কুসুমলতী
মালতী মালী তমালে (মাধৰদেৱৰ বৰগীত ৯৭)

অন্ত্যানুপ্রাস : কবিতাৰ বিভিন্ন চৰণৰ বা শেষৰ বৰ্ণনোৰ একে হ'লে অন্ত্যানুপ্রাস হয়। পুৰণি অসমীয়া কাব্যৰ পদৰ অন্তৰ্বৰ্ণ সদায়ে মিলি আছিল। সেইফালৰ পৰা মাধৰদেৱৰ সমূহ পদ্য বচনাকে অন্ত্যানুপ্রাস অলংকাৰৰ উদাহৰণ বুলি ক'ব পাৰি। তলত মাত্ৰ এটি উদাহৰণ দিয়া হ'ল—

ত্ৰিভুবন বন্দন	দৈৰকী নন্দন
যো হৰি মাৰল কংস।	
জগজন তাৰণ	দেৱ নাৰায়ণ
শংকৰ তাকেৰি অংশ (গুৰু ভট্টমা)	

শৃঙ্গত্যানুপ্রাস : মুখৰ ভিতৰত থকা বাক্যস্তুৰ একে ঠাইৰ পৰা উচ্চাৰিত হোৱা সদৃশ ব্যঞ্জন বৰ্ণৰ অনুপ্রাসকে শৃঙ্গত্যানুপ্রাস বোলে।

“লক্ষ্মীদেৱী সেৱে যাক সুকোমল হাতে।
সোহি পদ বিৰাজয় কালি সৰ্প মাথে। (বৰগীত ৪১)

ইয়াত প্ৰথম আৰু দ্বিতীয় শাৰীত যথাক্রমে প্ৰযুক্ত হোৱা ‘ত’ আৰু ‘থ’— এই দন্তমূলীয় ব্যঞ্জন দুটিৰ অনুপ্রাস হৈছে।

যমক : যেতিয়া একাধিক ব্যঞ্জনবৰ্ণ স্বৰবৰ্ণৰ সৈতে সার্থক বা নিৰৰ্থকভাৱে একাধিকবাৰ উচ্চাৰিত হয়, তেতিয়া তাকে যমক অলংকাৰ বোলে। মাধৰদেৱৰ ‘নামঘোষা’ৰ পৰা যমকৰ এটি সুন্দৰ উদাহৰণ দিয়া হ'ল—

অপাৰ সংসাৰ সিঙ্গু আৰ	বিযুত্সে পৰম পাৰ যত
পাৰ আছে তাত পৰম্পৰমাঞ্চা কপে।	

তেন্তে তুমি জানা ব্ৰহ্মাপাৰ

পৰপাৰ ভূত যত পাৰ

তামস্বাৰ পাৰ বিযুত্সে পাৰ স্বকপে। ৫৯০

উক্ত ঘোষাটিত ‘পাৰ’ শব্দটি ভিন আধ্যাত্মিক অৰ্থত পাঁচবাৰ প্ৰয়োগ

କବା ହେଛେ । ଯେଣେ- ପରମ୍ପରଗାୟା ପାବ, ବ୍ରଦ୍ଧାପାବ, ପରପାବ, ଭୂତପାବ ଆକୁ ବିଷୁପାବ ବା ପରମ ପାବ । ଆଧ୍ୟାତ୍ମିକ ଦୃଷ୍ଟିବେ ଲକ୍ଷ୍ୟ କବି ‘ପାବ’ ଶବ୍ଦଟୋର ଅର୍ଥ ବେଳେଗ ବେଳେଗ ପ୍ରକାରେ ପ୍ରଯୋଗ ହୋଇ ବାବେ ଇଯାକ ‘ସମ୍ମକ’ ଅଲଙ୍କାର ବଲି ଧ୍ୱରିବ ପାବି ।

বক্রেক্রি : মাধৰদেৱৰ বচনাত বক্রেক্রি অলংকাৰৰো প্ৰয়োগ দেখা যায়।

পৰম পৰুষ দেৱ

ପରମ ଈଶ୍ଵର ଭଗବନ୍

সদানন্দ সদাশিব
সত্য সনাতন হরিণ

জয় জয় অচিন্ত্য অনন্ত ।। ৮৮ (নামঘোষা)

শব্দালংকাবৰ দৰে অৰ্থালংকাবৰো বহুল প্ৰয়োগ মাধৰদেৱৰ বচনা সন্তাৰত
পোৱা যায়। অৰ্থালংকাব প্ৰধানতঃ পাঁচ প্ৰকাৰ—

১. সাদৃশ্যমূলক
 ২. বিরোধমূলক
 ৩. শৃঙ্খলামূলক
 ৪. ন্যায়মূলক
 ৫. গুটার্থমূলক।

ମାଧ୍ୟମିକ ପରିପୂର୍ଣ୍ଣ ଅଳଙ୍କାରରେ ବଚନାରଲୀ ସାଦୃଶ୍ୟମୁଲକ ପରିପୂର୍ଣ୍ଣ।

উপমা ৪ সকলো সাদৃশ্যমূলক অলংকারৰ মূল হৈছে উপমা। উপমা হ'ল স্পষ্ট আৰু বৈচিত্র্যজনক এক তুলনা বা সাদৃশ্য। বৈধর্ম্যৰ উল্লেখ নকৰাকে একে বাকাকে দুটা বস্তুৰ সাম্য, বাচকৰণ কথিত হ'লে তাক উপমা বোলে। উপমাৰ কেইবাটাও ভাগ আছে— পূর্ণোপমা, লুপ্তোপমা, মালোপমা, একাদেশৰিবত্তিনোপমা, বসনোপমা, উপমেয় উপমা।

ধেন যেনমতে বৎসক পাল এ।

তুমি সেহিমতে ভক্তক পালা বাম ॥ ৮০৯ (নামঘোষা)

ইয়াত ভগবন্তক গাহিকৰণ লগত আৰু ভকতক বৎস বা পোৱালিৰ লগত
তুলনা কৰা হৈছে। পালন কৰা কাৰ্য ভগবন্ত আৰু গাহিব ক্ষেত্ৰত সমানে প্ৰযোজ্য।
'সেহিমতে' এই পদটিয়ে সাদৃশ্যটো প্ৰকট কৰি দেখুৱাইছে। ই 'পৰ্বতী' শব্দৰ উদাহৰণ।

ବାଣୀ ମେଘ ଗନ୍ଧୀବ ।— ଶୁକ ଭଟ୍ଟିମା ।

ଇ ଏଟି ଲୁପ୍ତୋପମାବ ଉଦାହରଣ । ଇଯାତ ଶଂକବଦେରର ଲୀଳା ଗମନ ଗଜୁଗତି

অৰ্থাৎ হাতীৰ গতিৰ দৰে বুলি কোৱা হৈছে। কিন্তু উপমাবাচক ‘দৰে’ পদটো লুণ্ঠ হৈ আছে। সেইদৰে ‘বাণী’ বা ‘চক’ মেঘৰ দৰে গন্তীৰ। ইয়াতো ‘দৰে’ পদটো লুণ্ঠ হৈ থকাত লুণ্ঠাপমা হৈছে।

উৎপ্ৰেক্ষাৎ ‘ভৱেৎ সভাৰনোৎপ্ৰেক্ষা প্ৰকৃতস্য পৰাভানা— অতিশয় সাদৃশ্যৰ বাবে প্ৰকৃত বস্তু বা উপমেয়টোক অপ্ৰকৃত বা উপমান বুলি সংশয় কৰিলে তাকে উৎপ্ৰেক্ষা অলংকাৰ বোলে। মাধবদেৱৰ বচনাত উৎপ্ৰেক্ষা অলংকাৰৰো প্ৰয়োগ পোৱা যায়।

এটি উদাহৰণ দিয়া হ'ল —

পৰশু কুঠাৰখান পাৰিয়া কান্দত।

ভয়কৰ ধনুখান ধৰিয়া হাতত ॥ ১৩৯৫

ৰাজাৰ সেনাৰ মাজে ভৈলা উপগত।

শৃংগ সমঘিতে যেন সচল পৰ্বত।

ইয়াত কুঠাৰ হাতত লৈ নৃপতিগণৰ মাজত উপস্থিত হোৱা পৰশুৰামক শৃংগযুক্ত পৰ্বত বুলি কল্পনা কৰা হৈছে।

কপকঃ শব্দ বা তাৎপৰ্যবদ্ধাৰা গোপন নোহোৱা উপমেয়ৰ ওপৰত যেতিয়া উপমানক আৰোপ কৰা হয়, তেতিয়া তাক কপক অলংকাৰ বোলে। মাধবদেৱৰ নামঘোষা আৰু বৰগীতসমূহ কপক অলংকাৰেৰে পৰিপূৰ্ণ হৈ আছে।

ক. বামনাম মহা প্ৰমত্ত সিংহৰ

ধৰনি শুনি বিনি বিনি।

পাপময় মন্ত্র মাতঙ্গ পলায়

মিলিল হেৱা বিধিনি ॥ ৩৪১ (নামঘোষা)

যেতিয়া এটা উপমেয়ত উপমান আৰোপ আন এটা উপমেয়ত উপমান আৰোপৰ কাৰণ হয় তেতিয়া পাৰম্পৰাক্ৰমে ইটোৰ পিছত সিটোকৈ যি কপক হয় তাক পাৰম্পৰিত কপক বুলি কোৱা হয়। পাৰম্পৰিত কপকবোৰত অংগাৎগী সম্বন্ধ নাথাকে, কিন্তু প্ৰথম কপকটোৰ বিস্তাৰ কৰিবৰ কাৰণে বাকীকেইটা কপকৰ প্ৰয়োজন হয়। পাৰম্পৰিত কপকৰ এটি অনুপাম নিদৰ্শন নামঘোষাৰ পৰা দিয়া হ'ল —

“তৰ্ক শাস্ত্ৰী মহাব্যাখ্যী তাহান নিপুণ পতি

তাৰ শিষ্য ভৈল পুত্ৰ পায়।

সংসার বনত পাশি

পতি পুত্র সমন্বিতে

উপনিষদ ধেনুধবি খায় ॥ ৪৩

এই ঘোষাফাঁকিত তর্কশাস্ত্রত ব্যাপ্তি আবেগ করি মুখ্য কপক সৃষ্টি করা হৈছে। এই মুখ্য কপকটো অবিহনে নিপুণপতি, শিয়াপুত্র, সংসারবন, উপনিষদ ধেনু আদি কপক অথহীন হৈ পরিলেহেতেন। আচলতে পিছৰ কপকখিনিয়ে মুখ্য কপকটোকে বিস্তাৰ কৰিছে।

ব্যাজস্তুতি অলংকাৰ ১৪ প্ৰশংসাৰ ছলেৰে নিন্দা নতুৰা নিন্দাৰ ছলেৰে প্ৰশংসা
কৰাকে ব্যাজস্তুতি অলংকাৰ বোলে। মাধবদেৱৰ বৰগীতত এই অলংকাৰ সুন্দৰ
কপত ধৰা দিচ্ছে—

“গোপী বোলে উপকার কবি আছা ভাল।

କିମ୍ବକ ଜଗାଇଲା ମୋର ନିଦ୍ରାବ ଛାଲ ।”

କୃଷ୍ଣଙ୍କ ଗୋପୀର ସବତ ସୋମାଇ କଲହବ ପରା ଲରଣୁ ଥାଇ ଥାକେନ୍ତେ ଗୋପୀଯେ ଧରା ପେଲାଇ ଲରଣୁର କଲହତ ହାତ ଭବୋରା କାବଣ ସୁଧିଲେ । ପିପରା ଗୁଚାବର କାବଣେହେ ଲରଣୁର କଲହତ ହାତ ଭବୋରା ବୁଲି ଉତ୍ତର ଦିଯା କୃଷ୍ଣଙ୍କ ଗୋପୀଯେ ପୁନର କଟିଲେ ଯେ ଭାଲ ଉପକାରେଇ କବି ଆଛା, କିନ୍ତୁ ମୋର ଶୁଇ ଥକା କେଂ୍ଚୁରାଟୋକ କିଯ ଜଗାଲା । ପ୍ରକୃତତେ ଭାଲ ଉପକାର କବି ଥକାବ ଆବତ ପ୍ରଶଂସାବ ଛଲରେ ନିନ୍ଦାହେ କରା ହୈଛେ ।

ব্যতিবেক : উপমাতৃকৈ যদি উপমেয়টোৰ শুণাধিক বা ন্যূনতা প্রতিপাদিত হয়, তেন্তে তাক ব্যতিবেক বোলে। মাধৱদেৱ বৰগীত নং ৬২ (শ্ৰীশ্ৰীমাধৱদেৱ বাক্যাঘৃত, পূর্ণচন্দ্ৰগোস্বামী সম্পাদিত)ৰ পৰা এটি সুন্দৰ উদাহৰণ দাঙি ধৰা হ'ল—

ନିନ୍ଦି ଇନ୍ଦ୍ର କୋଟି ହବି ସାଜେ ।

ବାନକିତ କିଂକିନୀ ମଞ୍ଜୀବ ବାଜେ ॥

ଇଯାତ ଉପମେଯସ୍ଵର୍କପ କୃଷକ ଉପମାନସ୍ଵର୍କପ କୋଟି କୋଟି ଚନ୍ଦ୍ରତାକେ ଅଧିକ ବା ଶ୍ରେଷ୍ଠ ବୁଲି ଦେଖୁଣ୍ଡା ହୈଛେ।

প্রতীপঃ বিপরীত উপমাকে প্রতীপ অলংকার বোলা হয়। ইয়াত উপমাক
উপমেয় আৰু উপমেয়ক উপমান কপ কাপে কল্পনা কৰা হয়। মাধবদেৱে বৰগীতত
কৃষ্ণৰ শাৰীৰিক সৌন্দৰ্য বৰ্ণনা কৰিবলৈ গৈ প্রতীপ অলংকার ব্যৱহাৰ কৰিছে—

କାନାଇବ ଦେଖିଯା ଦୁଇ ନଯନ ଉଜ୍ଜ୍ଵଳ ।

ବାମ୍ପ ଦିଯା ଜଳ ମାଜେ ବହିଲ କମଳ ।।

কানাইৰ দেখিয়া কপ আতি মন লাজে ।

মদন লুকাই বৈল হৃদয়ৰ মাজে ॥

ইয়াত উপমান ‘কমল’ আৰু ‘মদন’ দুয়োটাকে নিকৃষ্ট দেখুৰাবলৈ গৈ
আচলতে কৃত্বে কপৰ সামৃদ্ধ্যহে অৱতাৰণা কৰা হৈছে।

বিষম : পৰম্পৰ সমূলি মিল নথকা দুটা কথাৰ বিষম সমন্বয়ৰ বৰ্ণনা
দিয়াকে বিষম অলংকাৰ বোলে। বিৰোধাভাসত সি বিৰোধ থাকে অৰ্থাত্তৰ
থহণৰ দ্বাৰা তাৰ সমাধান হয়। বিষমত থকা বিৰোধ থাকিয়েই যায়।
বিৰোধাভাসৰ বিৰোধ দেখাতহে বিৰোধ, কিন্তু বিষমৰ সঁচাসঁচি বিৰোধ। ইয়াৰ
সৌন্দৰ্য অমিলৰ সহাৰস্থানত। মাধবদেৱৰ বচনাত এই অলংকাৰৰো সুন্দৰ নিৰ্দৰ্শন
পোৱা যায়—

“যাৰ সুমৰণে ডৰি কালো কাম্পে তৰতবি

যাৰ নামে মুকুতি মিলয়।

জননীক হয়া ভয় কাম্পয় হেন হবি

দীন মাধৰ দাসে কয় ॥

যাৰ নামত স্বয়ং কাল থৰহৰি কম্পমান তেওঁ নিজেই মাকৰ ভয়ত কঁপিবলৈ
ধৰিছে, কেনে বিষম কথা ।

কাব্যলিংগ : কাব্যলিংগ অলংকাৰত কোনো এটা পদ বা বাক্যৰ অৰ্থক
বণ্ণীয় বিষয়ৰ কাৰণ বুলি ধৰনি বা ব্যঞ্জনাৰ দ্বাৰা বোধ হয়। নামঘোষাত কাব্যলিংগ
অলংকাৰৰ প্ৰয়োগ দেখা যায়।

সেহিসে সকলে শাস্ত্ৰ

পঢ়িলে শুনিলে সি সি

অনুষ্ঠান সমন্তে কৰিল

নিৰাশা ঈশ্বৰ কৃষ্ণ

তাহাঙ্ক সমুখ ভৈল

আশাক যিজনে পিঠি দিল ॥ ১১

ঈশ্বৰ কৃষ্ণ ‘নিৰাশা’ হোৱাৰ কাৰণে ‘আশা’ক পিঠি দিয়াজনে তেওঁক পায়।

ইয়াত ‘নিৰাশা’ পদৰ অৰ্থ ‘আশাক’ পিঠি দিলে ‘কৃষ্ণক পোৱা’। পদৰ এনে ব্যঞ্জনাই
কাব্যলিংগ অলংকাৰৰ সৃষ্টি কৰিছে।

সাৰ : ইটোতকৈ সিটোৰ উৎকৰ্যজ্ঞাপক বৰ্ণনাৰ ‘সাৰ’ অলংকাৰ বোলে।
অৰ্থাৎ ইয়াত বণ্ণীয় বস্তুৰ উত্তোলন অধিক উৎকৰ্য বৰ্ণনা কৰা হয় বা শ্ৰেষ্ঠত্ব
প্ৰতিপন্ন কৰা হয়। যেনে :

একান্ত ভক্তসৰে	নিৰ্ণল কৃষ্ণৰ গুণ
গাৰে সদা বাসিয়া যথাত ।	
বিকুঠকো পৰিহৰি	যোগীৰো হৃদয় এৰ
থাকা হৰি সাক্ষাতে তথাত ॥ ৮	

উক্ত ঘোষাটিৰ মাজেদি নিৰ্ণল কৃষ্ণৰ নাম শ্ৰবণ-কীৰ্তন স্মৰণ কৰিব
পৰাটোৱে পৰম ধৰ্ম বা শ্ৰেষ্ঠ ধৰ্ম বুলি প্ৰতিপন্থ কৰিবলৈ গৈছে।

দৃষ্টান্ত : “দৃষ্টান্তস্ত সধৰ্মস্য বন্ধনঃ প্ৰতিবিষ্ণনাম”— প্ৰতিপাদ্য বাক্যার্থৰ
প্ৰমাণকৰণে আন এটা অনুকূল বাক্যার্থ যদি বিষ্ম প্ৰতিবিষ্ম কৃপত উপস্থাপন কৰা
হয়, তেন্তে তাক দৃষ্টান্ত অলংকাৰ বোলে। মাধৱদেৱৰ এটি বৰগীতৰ পৰা উদাহৰণ
দাঙি ধৰা হ'ল :

বৰি বিনে দিন নোহে জল বিনে মীন ।

হৰি বিনে গোপীৰ জীৱন তৈল ক্ষীণ ॥ ১৬৪

ইয়াত কৃষ্ণৰ অবিহনে গোপীসকলৰ জীৱন ক্ষীণ বা অথহীন হৈ পৰিল—
এই বাক্যটিৰ অৰ্থ সহজবোধ্য কৰিবলৈ প্ৰথম বাক্যটি প্ৰয়োগ কৰা হৈছে।

ব্যাজোক্তি : ওলাই থকা কথা এটাকো কিবা এটা ছলেৰে লুকুৱাবলৈ
যোৱাৰ বৰ্ণনাক ব্যাজোক্তি বোলা হয়। মাধৱদেৱৰ বৰগীতৰ পৰা ইয়াৰ এটি উদাহৰণ
দাঙি ধৰা হ'ল—

গোপী বোলে এথা তুমি আইলা কি কাৰণে ।

মোৰ ঘৰ বুলি আইলো বোলে নাৰায়ণে ॥

জানিলো আসিলা তুমি ঘৰ নজানিয়া

লৱণু কলাসে কেনে আছা হাত দিয়া ॥

হৰি বোলে গোপী বৰ দোষ পাহলি বাচি ।

পিঞ্চাৰা গুচাইবে লাগি হাত দিয়া আছি ॥

গোপী বোলে উপকাৰ কৰি আছা ভাল ।

কিসক জগাইলা মোৰ নিদ্ৰাৰ ছৱাল ॥

কানু বোলে বৎস মণিঃ বিচাৰি নপাইলো ।

তাৰে পুছিবাৰ লাগি ছৱাল জগাইলো ॥

প্ৰকৃত কথা হ'ল কৃষ্ণই লৱণু চুবি কৰিবলৈ গোপীৰ ঘৰত সোমাইছে।
লৱণু থাইছে, ল'বাকো এনেয়ে জগাইছে। কিন্তু তাকে লুকুৱাবলৈ ঘৰ ভুল কৰি

সোমোৱা, পিপোৱা গুচোৱা, দামুবিৰ কথা সুধিবলৈ ল'বাক জগোৱা আদিৰ বৰ্ণনাই শিশু কৃষ্ণৰ চাতৰীৰ চিত্ৰ দাঙি ধৰিছে। ই বাজোক্তি অলংকাৰৰ সন্দৰ নিৰ্দশন।

সংকৰ আৰু সংস্কৃতি : একাধিক অলংকাৰ কোনো নিৰ্দশন মতে যদি মিশ্রিত ৰূপত থাকে, তেন্তে সংকৰ আৰু সংস্কৃতি অলংকাৰ হয়। ইয়াৰ ভিতৰত সংকৰ অলংকাৰত একাধিক অলংকাৰ পৰম্পৰ সাপেক্ষভাৱে থাকে আৰু সংস্কৃতি নিবেক্ষণভাৱে থাকে। মাধৰদেৱৰ বৰগীতিৰ পৰা এটি, উদাতৰণ দিয়া হ'ল—

ବଞ୍ଜିତ.— ମଧୁ ମଧୁ ତାସେ

অভিনব জল ধৰ তড়িত জড়িত থাচে

ତନୁ ଶୋଭିତ ପୀତ ବାସେ ॥ ୬୮

ইয়াত প্রথম পংক্তি ব্যতিরেক, তৃতীয় আৰু চতুর্থ পংক্তিত উৎপ্ৰেক্ষণ
আৰু সমগ্ৰ পদফাঁকিত একাধিক অনুপ্রাস অলংকাৰৰ প্ৰয়োগ ঘটিছে। উক্ত
অলংকাৰকেইটিৰ সংমিশ্ৰণত এক অনুপম সংকৰ অলংকাৰৰ সৃষ্টি হৈছে।

বিবোধ বা বিবোধভাসঃ যেতিয়া কোনো এটা বা একাধিক বাক্যৰ অর্থব আপাতঃ বিবোধ থাকে, কিন্তু তৎপর্যভাবে বিবোধ নাথাকে, তেতিয়া বিবোধ বা বিবোধভাস হয়।

“ତୋମାର ଅଧୀନ ହ୍ୟା କେଣେ ଆମ୍ବି

ହରି ହରିହରି ହରି ଏ

ବୈଲୋହା ସ୍ଵତନ୍ତ୍ର ଇଟୋ କିଳୋ ଅଦଭୁତ (ନାମଘୋୟା ୪-୧୧)

ଇଯାତ ପରମାଞ୍ଚାବ ଅଧିନ ଜୀରଇ ମାୟାବଶତଃ ନିଜକେ ସ୍ଵାଧିନ ବୁଲି ଭାବେ ।
କିନ୍ତୁ ପାରମାର୍ଥିକ ଜ୍ଞାନ ଉଦୟ ହ'ଲେ ଜୀବନର ସ୍ଵାଧିନମନ୍ତା ଆଁତରି ଯାଏ ।

এইদৰে নানা শব্দালংকাৰ আৰু অৰ্থালংকাৰেৰে সুশোভিত হৈ মাধৱদেৱৰ কালজয়ী বচনাসমূহে এক বসোন্তীণ অৱস্থা লাভ কৰিছে। সংস্কৃত অলংকাৰ শাস্ত্ৰত মহাকবিসকলৰ এক বিশেষ লক্ষণৰ বিষয়ে কৈছে— “যাৰৎপূর্ণো ন চৈতেন ন তাৰদ রমত্যমুম।” কবিব হৃদয় বসেৰে পৰিপূৰ্ণ হোৱাৰ পিছত যেন আপোনা আপুনি অতিবিক্ত বসথিনি কাব্যৰাপে নিঃসৱিত হয়। তেনে অৱস্থাত শব্দ, অলংকাৰ, ছন্দ আদিয়ে স্বতঃস্ফূর্তভাৱে কাব্যত আত্মপ্ৰকাশ কৰে। পূৰ্ণানন্দ সমুদ্বৰ পৰা আহাত ভঙ্গিবসেৰে মাধৱদেৱৰ হৃদয় যেতিয়া ভৱি পৰিছিল তেতিয়া তেওঁৰ লেখাৰ মাজেৰে স্বতঃস্ফূর্তভাৱে শব্দ অলংকাৰ, ছন্দৰ ফল্পুধাৰা

বৈ আহি প্ৰস্থখনিক সুখপাঠ্য কৰি তুলিছিল। এয়ে মাধৱদেৱৰ অনন্য কবিত্বশক্তিৰ পৰিচায়ক।

প্ৰসংগ টোকা :

তীর্থনাথ শৰ্মা, সাহিত্য বিদ্যা পৰিক্ৰমা, পৃষ্ঠা- ১৭৬

যতীন বৰা, অলংকাৰ আৰু ছন্দ পৰিচয়

Leseelles Abererombie- Principle of english Prosody

ড° মহেন্দ্ৰ বৰা- অসমীয়া ছন্দৰ শিল্পতত্ত্ব

ড° মহেন্দ্ৰ বৰা-

জীৱকান্তনাথ (সম্পাদনা) মহাপুৰুষ মাধৱদেৱ অধ্যয়ন

সত্যনাথ বৰা- বহল ব্যাকৰণ, পৃষ্ঠা : ৩০৫

মহেন্দ্ৰ বৰা- অসমীয়া কবিতাৰ ছন্দ

দণ্ডি- কাব্যাদৰ্শ, ২/১

বামণ- অলংকাৰৰ সূত্ৰবৃত্তি, ১/১/১

ভামহ- কাব্যালংকাৰ, ১০/১৩

বিশ্বনাথ কবিবাজ- সাহিত্য দৰ্পণ, ১০/১

মাধৱদেৱৰ বচনাত ভাষা

অসমৰ সাহিত্য আকাশত উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি থকা বৈষ্ণবপ্রাণ
কবি মাধৱদেৱৰ কালজয়ী লেখাসমূহ মূলতঃ বৈষ্ণব ভাবাদৰ্শৰ দ্বাৰা সমৃদ্ধ, আৰু
তাৰ মূল তথা কেন্দ্ৰীয় বিন্দুটো হ'ল “এক দেৱ এক সেৱ একে বিনে নাই কৈৱ।”
তেওঁৰ সাহিত্য সন্তাৱ অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ অমূল্য সম্পদ। তেওঁৰ সমগ্ৰ
বচনাৰ মাজত আমি তিনিবিধ ভাষাৰ প্ৰয়োগ দেখিবলৈ পাওঁ। অসমীয়া, ব্ৰজবুলি
আৰু সংস্কৃত। সংস্কৃতৰ প্ৰয়োগ যথেষ্ট সীমিত কেৱল শ্লোকতহে আছে। আনহাতে
ব্ৰজবুলি পাওঁ ঝুমুৰা নাইবা নাটকেইখনত আৰু বৰগীতত। বাকী আনবোৰ বচনাৰ
ভাষা অসমীয়া।

পূৰ্ব ভাৰতৰ বিযুক্তভক্ত সম্প্ৰদায়ৰ পৰিত্ব উমেহতীয়া ভাষা ব্ৰজবুলি বা
ব্ৰজাৱলীত মাধৱদেৱে তেওঁৰ ঝুমুৰাসমূহ বচনা কৰিছিল। তেওঁৰ কাব্যৰ ভাষা
মাধৱ কণ্ডলী আৰু শংকৰদেৱৰ কাব্যৰ দৰে উন্নত স্তৰৰ প্ৰাচীন অসমীয়া, কিন্তু
ঝুমুৰাৰ ভাষা শংকৰদেৱৰ নাটৰ দৰেই ব্ৰজবুলি। এই ভাষা হ'ল অসমত মৈথিলী
সাহিত্যৰ প্ৰভাৱৰ নিৰ্দৰ্শন। চতুর্দশ শতিকাৰ আৰম্ভণিৰে পৰা মৈথিলী সাহিত্যৰ
বিকাশৰ স্পষ্ট গতি চকুত পৰে। পিছত অসম আৰু বংগৰ কবিসকলৰ হাতত এই
ভাষাটোৰ শ্ৰীবৃন্দি ঘটে। অসমত অসমীয়া ভাষা আৰু বংগত বাংলা ভাষাৰ লগত
মৈথিলীৰ আৰু কিছু পৰিমাণে অপভ্ৰংশ তথা পশ্চিমা হিন্দীৰ মিশ্ৰণত এই ভাষাই
গড় লৈছিল। কোনো কোনো পঞ্জিতে ব্ৰজাৱলীক এটি মৌলিক ভাষা বুলিয়ে কয়
আৰু অৱহটুৰ পৰা পোনে পোনে ইয়াৰ উৎপত্তি হোৱা বুলি ক'ব খোজে।
মাধৱদেৱকে অসমত এই ব্ৰজাৱলী নামটোৰ প্ৰথম প্ৰয়োগ কৰ্বোতা ক'পে চিহ্নিত

করা হৈছে। শংকবদেরে তীর্থ অমণ করা কালত নানা ঠাই পরিভ্রমণ করি বৰগীত আৰুনাটত যিটো ভাষা প্ৰয়োগ কৰিছিল সেইভাষা বীতিকে মাধৱদেরে ভক্তসকলৰ মাজত ব্ৰজাৰলী বুলি চিনাকি দিছিল। গোপ-বালক, গোপ-গোপীসকলৰ ব্ৰজধাম আৱাসভূমি। সিবিলাকৰ বিবিধ কাৰ্যকলাপেই যি বচনাৰ উপজীব্য সেই বচনা ভক্তৰ দৃষ্টিভঙ্গীৰে ব্ৰজৰ ভাষা অৰ্থাৎ ব্ৰজৰ বোল, ব্ৰজৰ আৱলী, ব্ৰজৰ বুলি আদি কপে চিহ্নিত কৰাটো একো অস্থাভাৱিক নহয়। এই মানসিকতা সৰ্বত্র বিবাজমান বিষ্ণুপ্ৰোগ তথা বৈষণৱ কবিসকলৰ মাজত। সেই সূত্ৰেই ব্ৰজাৰলী, ব্ৰজাৰলি; ব্ৰজাৰলী, ব্ৰজাৰলী; ব্ৰজাৰুলি, ব্ৰজাৰুলী; ব্ৰজবোলি, ব্ৰজবোলী, ব্ৰজবুলি হোৱাৰ সন্তাৱনা অধিক।

প্ৰত্ৰ ভাৰতীয় আৰ্য ভাষাৰ স্তৰৰ পৰা অৰ্থাৎ বৈদিক, সংস্কৃত আদি ভাষাবোৱা ক্ৰমশঃ সৰলীভৱন হৈ আহা বিশেষ লক্ষণটি মধ্য ভাৰতীয় কিম্বা তাৰো পৰৱৰ্তী স্তৰৰ ভাষাত বিবাজমান। সেই সূত্ৰেই অৱহট্টৰ দৰে ব্ৰজবুলি ভাষাৰ ধৰনি বীতিও সংস্কৃত, পালি, প্ৰাকৃত আদিৰ তুলনাত বহু সৰল হৈ পৰিল যদিও মাধৱদেৱৰ বচনাত ব্ৰজবুলি ভাষাত সংস্কৃতৰ অনুকৰণত লিখা ভালেমান স্বৰধৰনি আৰু ব্যঞ্জনধৰনিৰ প্ৰয়োগ দেখিবলৈ পোৱা যায়। সেইবোৰত স্বৰবৰ্ণ এছাৰটা— অ, আ, ই, ঈ, উ, ঊ, ঝ, এ, ঐ, ও, ঔ আৰু ব্যঞ্জনবৰ্ণ তেকিশটা— ক, খ, গ, ঘ, চ, ছ, জ, ঝ, ট, ঠ, ড, ঢ, ত, থ, দ, ধ, প, ফ, ব, ভ, ম, এও, ন, ণ, য, ব, ল, শ, স, ষ, য, হ পাওঁ। স্বৰবৰ্ণৰ আকৌ কাৰ কপে থকা গৌণ কৰকেইটাৰ পাওঁ। মাধৱদেৱৰ ব্ৰজবুলিত মূৰ্ধন্য ব্যঞ্জন ধৰনিবোৱকে ধৰি কেইবাটাও আন ধৰনি উচ্চাৰণত লোপ পাইছে, দন্ত-মূৰ্ধন্য একাকাৰ হৈ মাত্ৰ একেবিধ ব্যঞ্জনত পৰিণত হৈছে। আনকি সংস্কৃত শব্দবোৰতো যেনে— চৰন, বেনু, মৰন, বনমালি, নাৰায়ন, কাৰনে, বানি, লক্ষ্মন, প্ৰাণি, শ্ৰবন আদিৰ দৰে মূৰ্ধন্য বৰ্ণৰ ব্যৱহাৰ নিচেই কম। অৱশ্যে মাটি, ঢাকিয়া, ঢাকি, কনিষ্ঠ, খটচোৰ আদি কিছুমান শব্দত মূৰ্ধন্য বৰ্ণৰ ব্যৱহাৰ আছে। ঢাকিয়া, ঢাকি, কনিষ্ঠ, খটচোৰ কোনো ধৰা-বৰ্ধা বীতি নাই। যেনে— একেদৰে শ, স, ষ বৰ্ণৰ প্ৰয়োগৰ ক্ষেত্ৰতো কোনো ধৰা-বৰ্ধা বীতি নাই। যেনে— বিসাল, পৈসল, জয়োৰা, জসোদা, সুনিয়ে, সোভা ইত্যাদি। একেদৰে, চ/ছ, ট/ত, শ/স/ষ/চ, ঠ/থ, ণ/ন, য/জ/ঝ, এও/ই আদিৰ ব্যৱহাৰতো খেলিমেলি পৰিলক্ষিত হয়। অৱশ্যে সৰহভাগতে ‘য’ বৰ্ণ ‘জ’ কপে লিখা হৈছে। ঝ (কুৱা, মাৰো, বাড়ি, বাৰা), এও (লএও, জাএও, থএও, পাএও), ড় (তাড়না, নছড়ি, সিহড়ল) আদি বৰ্ণ এনেদৰে ব্যৱহাৰ হৈছে।

ৱজুলিত সংযুক্ত বৰ্ণৰ প্ৰচলন কম বাবেই হয়তো গীতিধৰ্মী বচনাসমূহত ছন্দ মিলাবলৈ গৈ মাধবদেৱে তাতে সবলীকৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল। সেইবাবে পৰনাম (প্ৰণাম), মুৰখমতি (মূৰ্খমতি), মুৰচ্ছিত (মূৰ্ছিত) আদি শব্দ পোৱা যায়। তাৰ মাজতো অৱশ্যে যুক্ত বৰ্ণৰ প্ৰয়োগ নথকা নহয়। যেনে—আঠুকুবি, হন্তে, কহন্তে, চুম্বন, দণ্ডৰতে ইত্যাদি। এনেকুৱা বিবিধ যুক্তাক্ষৰ মাধবদেৱৰ বচনাত দুকুবিৰো অধিক পোৱা যায়।

মাধবদেৱৰ বচনাত প্ৰত্যয়ুক্ত, সমাসসিদ্ধ কিম্বা সন্ধিসিদ্ধ আৰু থলুৱা ভাষাৰ পৰা লোৱা কেতবোৰ শব্দ আছে। তদুপৰি খাঁটি অসমীয়া শব্দ আৰু জতুৱা ঠাচৰ প্ৰয়োগো মাধবদেৱৰ বচনাত দেখা যায়। বহুবচন বুজাবলৈ পুৰণি অসমীয়া (আৰা, তোমৰা, তাৰা, আনন্দাৰা (তান্দাৰা), উড়িয়াত থকা ‘মান’ (যতমানে, ভালেমান, মানুষমানাংক), অসমীয়াত থকা ঝাক/জাক (বালকবাক, গোৱালি সববাক) প্ৰত্যয়ৰ প্ৰয়োগ আছে। কিন্তু ‘সব’ আৰু ‘গণ’ প্ৰত্যয়ৰ প্ৰয়োগ সৰ্বাধিক, ‘ৰা’ৰ লগতো ‘সব’ আৰু ‘সব’ প্ৰত্যয়ৰ লগতো ‘ঝাক’ প্ৰয়োগ হোৱা দেখা যায়।

মাধবদেৱৰ বচনাত প্ৰধান বিভক্তিকেইটা হ'ল— কৰ্ত্ত-এ (জোগিগনে), কৰ্ম-ক/কু (কৃষক, হামাকু), কৰণ-এৰে (চন্দনে, অলংকাৰে), সম্প্ৰদান-ক লাগি/লাই (দ্বাৰকাক লাগি, তীৰক লাই), অপাদান— হন্তে (আজুহন্তে), সম্বন্ধ ক/কু/ৰ/ এৰ/এৰি/কেৰি (যৌৱাকু আগে, মাৰক মাৰব, তাহেক, মোহোৰ, আৰে, লগাক, সাতসবি, জাহেৰ, ঘৰেৰ, মেৰি, নন্দেৰ বানি), অধিকৰণ - এ (গৃহে, চৰনে, শৰন, বাজমাৰগে)।

মাধবদেৱৰ বচনাত সৰ্বনামৰো ভালেমান কৰণ দেখা যায়। ব্যক্তিবাচক প্ৰথম পুৰুষত মই/মণি, হামি/হামু/হামো, আমি/হামুসৰ আৰু তিৰ্যক কৰণত মো/মোহো/হামা/হামু, দিতীয় পুৰুষত তুমি, তই/তণি, তুছ/তেৰি/তোৰা, তিৰ্যক কৰণ তোমা/তোহা, তযু/তুৱা আৰু তৃতীয় পুৰুষত সে, সা, সো, তাক, তান আৰু তিৰ্যক কৰণ তা পোৱা যায়। ইয়াৰ উপৰি যো, জা, জাহে, জাক, এ, ই, ইহা, কা, কি, কুল, কোই, কাহা, কাহে, কমন, কেৰ, কেহ আদি সৰ্বনামৰ কৰণ মাধবদেৱৰ বচনাত প্ৰচলিত আছে।

মাধবদেৱৰ বচনাত ক্ৰিয়া পদ্ধতি কিছু বৈচিত্ৰ্যপূৰ্ণ যদিও বহুখনি সবল হোৱাৰও দেখা যায়। ধাতু মূলতঃ দুবিধ— মুখ্য আৰু গোণ। তাৰ বাহিৰেও উপসংগ্ৰহজাত (যেনে— আফালি, উপদুল, নিহাৰি), সাধিত ধাতু (কম্পাৰল,

পলাৰত, বিনাৰত, মৰাৰত, বজাৰল), নাম ধাতু (প্ৰসাৰি, আংকোৱালি, ফুঁকাই), সংযুক্ত ধাতু (চুৰ ভৈল, থিৰ কৰা, শুকাই গৈল), ধন্যাত্মক ধাতু (ফোফাই, হম হমি) আদি ধাতুৰ প্ৰয়োগ পোৱা যায়। মাধবদেবৰ বচনাত ধন্যাত্মক নামধাতুৰ প্ৰয়োগ বেছি। অসমীয়াত থকাৰ দৰে অনিয়মিত ধাতু আচ, থাক, নাই— তিনিটাৰ প্ৰয়োগ মাধবদেবৰ বচনাত বিদ্যমান যদিও প্ৰয়োগ প্ৰচুৰ নহয়। নহয় অৰ্থ প্ৰকাশ কৰিবলৈ ক্ৰিয়া পদৰ লগত ন, নহি, নাই প্ৰয়োগ মাধবদেবৰ বচনাত দেখা যায়। ন বহু সময়ত ক্ৰিয়াৰ লগত উপসৰ্গৰ দৰে যুক্ত হয়, যেনে নজাই, নপাই, নছাড়িবা, নপাৰিলো, নবুলিয়ো ইত্যাদি। কেতিয়াবা সেই ন ধাতুৰ লগত সমীভৱনৰ বীতি মানি মিলি গৈছে। যেনে— নাপাই, নাপাৰে, নুপুজিলো ইত্যাদি। নাহি ক্ৰিয়াৰ আগত কিম্বা পাছত পৃথক পৃথক শব্দ কাপেও প্ৰয়োগ হোৱা দেখা যায়। যেনে— নাহি পাৰিয়ে, নাহি জানত, আটয়ে নাহি, জানয়ে নাহি ইত্যাদি।

ৱজবুলি ভাষাৰ ব্যৱহাৰত মাধবদেৱেৰ বক্ষণশীলতাৰ বিপৰীতে পৰিৱৰ্তনশীলতাৰ পৰিচয় দাঙি ধৰিছে। শংকবদেবৰ গহীন-গাঞ্জীৰ ৱজবুলি ভাষা মাধবদেবৰ হাতত অধিক সৰল হৈ পৰিছে আৰু কথিত অসমীয়া শব্দৰ বহুল ব্যৱহাৰে সেই ভাষাক অসমীয়া কথ্য-ভংগীৰ বৰ বেছি কাষ চপাই দিছে। ‘পলাই জগত পতি’ (অৰ্জুন ভঞ্জন), ‘ভূমি লুটি কান্দে গোপনীাথ (ভূমি লেটোৱা), ‘গোপাল শুনৰে বাপ (ভূমি লেটোৱা), কানু সাজে সাজে (ভোজন বেহাৰ) আৰু ‘পিঞ্চাৰা গুচোৱা’ৰ আটাইকেইটি গীতেই ৱজাৰলী ভাষাৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণ মুক্ত। তেওঁৰ ঝুমুৰাসমূহৰ বাকীবোৰ গীত হ'ল ৱজাৰলী মিশ্ৰিত অসমীয়াৰ সুন্দৰ নিদৰ্শন।

মাধবদেবৰ ঝুমুৰাসমূহত ৱজাৰলী মিশ্ৰিত অসমীয়াতে কথিত অসমীয়াৰ প্ৰত্যক্ষ উক্তিৰ সজীৱৰ প্ৰকাশ দেখা যায়। উদাহৰণস্বৰূপে— ‘হামাত ৰোয়ে বাগৰ গাৰে লাগে মাটি’ (ভূমি লেটোৱা), ‘কোন চাৰ পুৰাতন কলস ভাঁগল, কড়া দুইক ধন হানি কয়ল, তাহেকো গাৰে নাহি সহল আৰ কি সহৰ? (চোৰধৰা), ‘পৰম সুকোমল বালি, পদ্মগঙ্কে ভৰৰ আকুল কৰিছে... আসা আহিত ভোজন কৰোহো, পানী পিয়া বৎসসৰ চৰোক’ (ভোজন বেহাৰ)।

মাধবদেবৰ ঝুমুৰাসমূহত চৰিত্ৰ মুখত দিয়া চুটি দীঘল ৱজাৰলী ভাষাৰ মাত্ৰ ৮৮টা সংলাপ আৰু ৬৬টা কথাসূত্ৰ মাজতে মাধবদেবৰ গদ্য সীমাৰক্ষ। তদুপৰি এনে সীমিত নাটকীয় গদ্যবোৰো ভালেখিনি সেইনাট বা ঝুমুৰাতে সংযোজিত

সংস্কৃত শ্লোক আৰু ব্ৰজবুলি বা পুৰণি অসমীয়া ভাষাব গীত পদৰ কাব্যিক
পদ্যানুবাদহে। তলত শ্লোক আৰু পদৰ গদ্যানুবাদৰ নিৰ্দৰ্শন দাঙি ধৰা হ'ল।

শ্লোকঃ

বিনাৰাতং বিনাৰব্যং বিদ্যুৎপ্রপতনং বিনা।

বিনা হস্তিকৃতং দোষং কেনেমৌ পাতিতৌ দ্রমৌ ॥

গোৱালসৰঃ

হে গোৱালসৰ, ওহি কি অদভুত, বাত নাহি, বৃষ্টি নাহি, নিৰ্ঘাত বজ্পাত
নাহি, হস্তীসৰক বিক্রান্ত দোষ নাহি, অতয়ে কালৰ বৃক্ষ কৈচন উভাৰি পৰল ?

পদঃ

জানিলো আসিলা তুমি ঘৰ নজানিয়া।

লৱণু কলসে কেনে আছা হাত দিয়া ॥

গোপীঃ

হে কৃষ্ণ, তুহু ঘৰ নাহি জানি আৱল, ইহাত কোন দোষ নাই, হামাৰ লৱণু-
কলস ভিতৰে কৈচন হস্ত নিবিশিয়ে থিক ?

শ্লোক আৰু পদৰ গদ্যানুবাদ হোৱাৰ কাৰণেই এনেধৰণৰ সংলাপত নতুনত্ব
বা চমৎকাৰিত্ব নাই বুলিবই পাৰি। কৃষ্ণভক্তি প্ৰচাৰৰ উদ্দেশ্যে বচিত হোৱাৰ বাবেই
চিৰশিশুৰ বৎ-ধেমালি, ঠেহ পেচ, দুষ্টালি প্ৰকাশক মাধৱদেৱৰ সহজ-সৰল ব্ৰজবুলিও
ঠায়ে ঠায়ে অধিক গান্তীৰ্ঘপূৰ্ণ হৈ পৰিছে। সংস্কৃত তৎসম শব্দৰ বহুল প্ৰয়োগ এনে
গদ্যৰ মন কৰিবলগীয়া বিশেষত্ব। ‘অৰ্জুন ভঞ্জন’ আৰু ‘চোৰধৰা’ৰ শেষত থকা
সূত্ৰাবৰ কথাখনিলৈ মন কৰিলৈই উক্ত কথাৰ সত্যতা উপলব্ধি কৰিব পাৰি।

‘হে লোক, দেখু দেখু, পৰম ঈশ্বৰ পুৰুষোত্তম ত্ৰিগুণ নিয়ন্তা গুণাতীত
পৰম দেৱতা জীৱক তৰন নিমিত্তে আপুন সাক্ষাৎ বেকত হয়া কপট মানুষ চেষ্টা
দেখায়া বিবিধ লীলা বিস্তাৰ কয়ল।’ (অৰ্জুন ভঞ্জন)

‘ওহি বুলি যশোদা কৃষ্ণক বদনে চুম্বন দিয়ে পৰম আনন্দে আপন গৃহে
আনি শীতল জলে স্নান কৰাই পঞ্চামৃত ভোজন কৰাবল। সুগন্ধ চন্দনে দিব্য বস্ত্ৰ
অলংকাৰ ভূষিত কৰাই কৃষ্ণক সুন্দৰ বদন নিৰেখিয়ে গ্ৰোক্ষতো অধিক আনন্দ
লভিয়ে পৰম সন্তোষে বহুল। আহে সভাসদ লোক, শ্ৰীকৃষ্ণক পৰম কৃপালু গুণ
দেখৰ। কোটি ব্ৰহ্মাণ্ডক ঈশ্বৰ হয়া নন্দক গৃহে বেকত হয়া নানান বিনোদ বিহাৰ
নৃত্য কয়ল।’ (চোৰধৰা)

ওপৰৰ উদ্ভূতি দুটাত থকা ক্ৰিয়া পদ, সৰ্বনাম পদ আৰু দুই-এটা ব্যাকৰণিক
কপ সলাই দিলে সি সম্পূৰ্ণই সংস্কৃত তৎসম শব্দপ্ৰধান অসমীয়া ভাষাৰ গুৰু
গন্তীৰ ভাষা হৈ পৰিব।

মাধবদেৱৰ ভাষা সুৰ আৰু লয়যুক্ত। গীত-পদৰ অনুবাদমূলক গদ্যৰ
বাহিৰেও সূত্ৰধাৰৰ বৰ্ণনামূলক কথা আৰু কথোপকথনৰ ভাষা হিচাপে নাটকৰ
চৰিত্ৰৰ মুখ্যত দিয়া সংলাপতো সুৰ আৰু লয়ৰ প্ৰাধান্য মন কৰিবলগীয়া। প্ৰতিজন
ভাওৰীয়াই হাতেৰে অংগি-ভংগি কৰি সুৰ লগাইহৈ বচন মাতিব লাগে। সূত্ৰধাৰেও
এক বিশেষ সুৰত নাটকীয় ঘটনা আৰু পৰিস্থিতিসমূহ ব্যাখ্যা কৰিব লাগে।

সূত্ৰধাৰঃ আহে সামাজিক লোক, শ্ৰীকৃষ্ণ বৃন্দাবনে নানান নৃত্য কয় যমুনাক
বালি পাৰল। পৰম সুকোমল বালি পেখিয়ে শ্ৰীকৃষ্ণ শিশুসৰ যে বোলল তা
শুনহ।

শ্ৰীকৃষ্ণঃ আহে সখীসৰ, পেখু পেখু, কেন বম্বস্থান, পৰম সুকোমল বালি,
পদ্মে গদ্দে ভ্ৰমৰে আকুল কৱৈছে। পদ্মক বেৰিয়া ভ্ৰমৰে গুঞ্জৰে। আহাৰ লগত
বৃক্ষে মাতয়। বেলা গেল। আসা, অহিতে ভোজন কৰোহো, পানী পিয়া কাষত
বৎসসৰ চৰোক।

এয়া যেন বিশেষ ছন্দত সুৰ লগাই কৰা আবৃত্তিহে।

মাধবদেৱৰ গদ্য আৰেগাত্মক। মাধবদেৱৰ হাস্য আৰু বাণসল্য বস্থধান
বুমুৰাকেইখনি শিশু কৃষ্ণ বিষয়ক আৰেগ মধুৰ ধেমেলীয়া কথা বস্তুৰ। মাধবদেৱৰে
যশোদা আৰু কৃষ্ণ চৰিত্ৰৰ জৰিয়তে প্ৰায় কেউখন নাটকে মাক আৰু পুতেকৰ
ম্বেহসিঙ্ক সমন্বন্ধ দেখুৱাই শৈশবৰ অপূৰ্ব ছবি চিত্ৰিত কৰিছে। শিশুকৃষ্ণ বিষয়ক
হোৱা কাৰণেই মাধবদেৱৰ নাটক ভাষা বেছি আৰেগিক, যিটো ভাষা নাটক আৰেগিক
পৰিস্থিতি আৰু বিষয়বস্তুৰ লগত সুন্দৰকৈ খাপ খাই পৰিষে। উদাহৰণস্বৰূপে
নিম্নলিখিত উদ্ভূতিটোৱে আগবঢ়াব পাবি—

‘হে বাপু কৃষ্ণ, তুহো হামাৰি কোটি পুৰুষক পৰম দেৱতা, মাথাক মুকুট,
শিৰৰ ভূষণ, গলাৰ সাতসৰী, কৰ্ণৰ কুণ্ডল, কৰৰ কংকন। আহে বাপু, তোহাৰি
অৰণ অধৰক বালাই লাগে। মধুৰ হাস্যে বহয়া যাগে। বাতুল চৰণ হয়া মৰিয়া
যাগে।’ (অর্জুন ভঞ্জন)

ওপৰৰ উদ্ভূতিটোত শব্দ সংযোজনাৰ চাতুৰ্য আৰু সাৰ অলংকাৰ প্ৰয়োগৰ
ফলত হোৱা ভাব প্ৰকাশৰ ক্ৰমোৎকৰ্ষই বজৰ্য বিষয়ক স্পষ্ট কৰি তুলিছে। অনুপ্রাসে

সৃষ্টি কৰা ধনি মাধুৰ্য আৰু সমান দীৰ্ঘত্বৰ চুটি চুটি বাক্য বিন্যাসৰ ফলতো ইয়াৰ
ৰচনা বীতি সৰল, আৱেগশীল আৰু লয়পূৰ্ণ হৈ পৰিষে।

মাধবদেৰ নাটকোৰ কাব্যোপম। নৃত্য গীতপ্ৰধান এনে গীত-নাট্যৰ ভাষা
অকল সুবীয়াই নহয়, কাৰ্য্যিক অলংকাৰৰ দ্বাৰা বিভূষিত। উপমা, অনুপ্রাস,
অস্ত্রানুপ্রাস আদি অলংকাৰে নাটক গদ্যক ঠায়ে ঠায়ে বৰ বেছি পদ্যধৰ্মী কৰি
তুলিছে। আৱশ্যে শংকবদেৰ নাটকৈ মাধবদেৰ নাটক উপমাৰ পয়োভৰ কমকৈ
পৰিলক্ষিত হয়। তথাপি সহজে চকুত পৰা দুটামান উপমা উল্লেখ কৰা হ'ল—
‘যৈচে পদ্মৰ চকাক পত্ৰে আৱৰল (ভোজন বেহাৰ) কাঁগালক ছৱাল যৈচন তদ্বৎ
বৈৰায়। (পিস্পৰা গুচোৱা), যৈচন ঘাটচোৰ শত্ৰুক বাহ্য।’ (অৰ্জুন ভঞ্জন)

মাধবদেৰ গদ্যত চুটি চুটি সৰল বাক্যৰ লগতে চুটি দীঘল যৌগিক বাক্যৰ
ব্যৱহাৰো মন কৰিবলগীয়া। তব, যব আদি অব্যয় শব্দৰ যোগত সৃষ্টি হোৱা ‘তব
ছোঢ়ী যব হামাক কিছু লৱণ দেহ,— এনে চুটি যৌগিক বাক্যৰ বাহিৰেও নাটক
গদ্যত একাধিক অসমাপিকা ক্ৰিয়াৰ দ্বাৰা গঠিত হোৱা দীঘল যৌগিক বাক্যৰো
ব্যৱহাৰ দেখিবলৈ পোৱা যায়। একেটি বাক্যতে যা, কয়, কহ, যে আদি কেইবাটাৰ
অসমাপিকা ব্যৱহাৰ কৰি মাধবদেৰে বাক্য দীঘল আৰু যৌগিক কৰিষে।
উদাহৰণস্বৰূপে— ‘শ্ৰীকৃষ্ণ ঐচন বহন ‘পায়া’ মন্দ মন্দ ৰোদন ‘কয়কহ হাতে
তালে নয়নক নীৰ মাজিয়ে বন্ধ নয়নে মাৰক ‘নিৰোখিয়ে’ উৰুখল সহিতে যৈচে
পৰকাৰ্শ, তা দেখহ শুনহ।’

পুনৰুক্তিৰ ব্যৱহাৰ মাধবদেৰ গদ্যৰ অন্যতম বৈশিষ্ট্য। ভাবৰ গভীৰতা,
অবিচ্ছিন্নতা আদি প্ৰকাশ কৰিবৰ বাবে গদ্য-পদ্য উভয়তে পুনৰুক্তিৰ ব্যৱহাৰ
কৰিষে। সেই পুনৰুক্তিসমূহ হ'ল— পেখু পেখু, গাৰে গাৰে, কোটি কোটি, মহা
মহা, বহু বহু, টানি টানি, মৰো মৰো, মন্দ মন্দ, লাসে লাসে, ফিৰি ফিৰি, দেখু দেখু
ইত্যাদি।

মাধবদেৰ বচনাত ব্যৱহৃত কিছুমান শব্দক তলত দিয়া ধৰণে ভাগ কৰি
দেখুৰাব পাৰি—

ক) সংখ্যাবাচক ১ এক পদ, চৰণ দুই, তিনিলোক, চাৰি পুৰুষাৰ্থ, পঞ্চবৰ্ণ,
ছয় উৰ্মি, অষ্টানাথ, দশ আকৃতি, চৈধ্য সাক্ষী, চৌৰাশী নবক, শত্ৰ পত্ৰ, লক্ষ্মনমুক্তাৰ,
কোটি জনম।

খ) বিশেষধৰণৰ যুক্ত শব্দ ১ বামকৃষ্ণনামনাৰে, ভস্মবিভূষিত, মহামৃতমতি,

যথাকথিতকাপে, কৃষ্ণকথাবস, মোক্ষসুখপদ, যশোসমধূপানে, কৃষ্ণচৰণমূল,
অপৰণ্যোগ।

গ) বিশেষণ শব্দঃ উত্তম, অধম, কপট, কোমল, কৃপালু, দুষ্ট, নির্মল,
নিষ্ঠুৰ, প্ৰথ্যাত, প্ৰসিদ্ধ, বিমল, মধুৰ মংগল, মলিন।

ঘ) উপসর্গস্থুক্ত শব্দঃ প্ৰমাণ, প্ৰসাদ, পৰামুখ, অপৰ্গ, সমসৰ, সংসাৰ,
নিগম, নিকাৰ, অনুগ্ৰহ, নিৰ্বিকাৰ, দুৰ্বাসনা, অধিকাৰ, বিমোচন, সুকৃতি,
পৰিহাৰ, অভিযৈক, অতিশয়।

ঙ) বিদেশী শব্দঃ নামঘোষাৰ ভাষাত বিদেশী ভাষাৰ শব্দ হিচাপে দেৱাল
(যমেৰ দেৱাল) আৰু নফৰদায় (নেৰিবা নফৰদায়) শব্দ দুটাৰ প্ৰয়োগ উল্লেখনীয়।

সংকৃত ভাষাৰ ব্যাকৰণৰ শব্দ গঠন পদ্ধতিবে সিদ্ধ সঞ্চযুক্ত শব্দৰ প্ৰয়োগ
মাধবদেৱৰ বচনাত পোৱা যায়। নামঘোষাত এই শব্দ পৰ্যাপ্ত পৰিমাণে আছে—

অধোগতি— যাইবে সিটো অধোগতি।

অহৰ্নিশ— যিটো অহৰ্নিশ লৰে।

জগন্মাথ— জগন্মাথ নাম আচন্ত হয়া প্ৰথ্যাত।

নৰোত্তম— জানে যিটো মোক নৰোত্তমে।

নিৰস্তৰ— নিৰস্তৰে সাধুসৱে মাধব মাধব নাম উচ্চবে।

পাদোদক— যাৰ পাদোদক দেৱী গংগা।

বিবিধ সমাসযুক্ত শব্দৰ ব্যৱহাৰো মাধবদেৱৰ বচনাত পোৱা যায়। যেনে—

কমললোচন— মধুৰিপু বাম কমললোচন।

ত্ৰিগন্তীৰ— ত্ৰিগন্তীৰ সপ্তৰক্ত পঞ্চদীৰ্ঘ।

পাদপদ্ম— ভক্তৰ পাদপদ্ম মাত্ৰ।

পীতাম্বৰ— পীতাম্বৰ পীতাম্বৰ প্ৰভু পীতাম্বৰ।

মলমতি— মলমতি নৰে নুসুমৰে।

মাধবদেৱৰ বচনাত থকা সমাৰ্থক শব্দ কেতবোৰ তলত দিয়া ধৰণৰ—

ক) মুণ্ড— বিঘ্ৰিৰ মুণ্ডত ভবি

মাথা— পদবেণু শুন্দ চিত্তে মাথে।

খ) কায়া— বাহিৰে ভিতৰে হোৱে কায়া।

তনু— দুৰ্লভ মনুষ্য তনু।

শৰীৰ— মনুষ্য শৰীৰ নৌকা।

গ) পুত্ৰ— যাৰ পুত্ৰসৱে ঐত হৰিত শৰণ লৈয়া।

দায়াদ— নমো দেৱ দৈৱকী দায়াদ।

সুত— বসুদেৱ সুত কৃষ্ণ।

মাধৰদেৱ বচনাত থকা নিৰ্দিষ্টতাৰাচক প্রত্যয়বোৰ এনেধৰণৰ—

ক) খানি : বামনামখানি লৈয়োক ডাণ্টি।

খ) গুটি : বাম হেন শব্দ ইটো দুগুটি আক্ষৰ।

গ) গোটি : মনাগোটি, সিটো মনগোটি সিমতে শোভা কৰয়।

মাধৰদেৱ বচনাৰ মাজেৰে শব্দৰ ব্যৃৎপত্তিগত অৰ্থ নিৰ্ণয় কৰাটো বিশেষ
লক্ষ্য কৰিবলগীয়া। সেইবোৰ তলত দিয়া হ'ল—

ক) কৃষ হেন শব্দ ইটো পৃথিৰীবাচক ভৈল।

খ) ক উ শ পদে ব্ৰহ্মা বিষুও মহেশ্বৰক বুজায়।

গ) মা পদে লক্ষ্মীদেৱীক বুজায়।

ঘ) জনা পদে মায়াদেৱী।

ঙ) গোপদে বেদ আৰু ক্ষৰ পদে দেহক বুজায়।

চ) ব্ৰহ্মপদে শুন্দ জীৱক বুজায়।

ছ) বামপদে পৰম ব্ৰহ্মক বুজায়।

জ) বাম শব্দৰ বা পদ ভৈল প্ৰচণ্ড বহিঃ নিষ্ঠয়।

ভায়াৰ আলোচনা কৰাৰ ক্ষেত্ৰত বাক্য বিন্যাস পদ্ধতিও চাবলগীয়া।
নামঘোষাৰ বচনাটি অসমীয়া বাক্যৰ সুন্দৰ চানেকিৰ দাঙি ধৰে।

ক) বাম বুলি শুন্দ কৰা মন।

খ) নামৰ পৰীক্ষা কৰা।

গ) হৰিনাম বিনে গতি নাই।

ঘ) কিমতে ভকতি কৰিবো তোক্ষাতে।

ঙ) ভকতজনৰ তুমি বান্ধাৰ।

চ) ভগৱন্ত ভকতৰ প্ৰাণ।

- ছ) তুমি অগতিব গতি।
জ) হরিশুণ ভক্তব কর্ণব ভূষণ।
ঝ) কৃষ্ণ নিত্য শুন্ধ বুদ্ধ পরম ঈশ্বর।
এও) পতিত পারন তোমাব নাম।

ମାଧ୍ୟମରେ ବ୍ୟକ୍ତିଗତ ଦୁଇ ଚାରିଟା ପ୍ରବାଦ ବ୍ୟକ୍ତିଗତ ଚାନ୍ଦେକିଓ ଦେଖା ଯାଏ—

ক) আপনি আপন বন্ধ

ଆପୁନି ଆପୁନ ଶକ୍ତି

আপুনি আপুন বাখে মাৰে।

খ) অধিমে কেবলে দোষ

ଲବ୍ଧ ମଧ୍ୟମେ ୫୭

ଦୋଷ ଲରେ କବିଯା ବିଚାର ।

গ) আপুনাক আপুনি বধিলে।

ঘ) ঘোর অপরাধের চিকিৎসা নাই।

ঙ) ধেন সেনগতে বৎসক পালয়।

চ) বিঠালঠা গ্রাম্য শক্তি।

ছ) কলিয়গে হৰিনাম ।

জ) নেবিবাহা যগধর্ম।

ৰা) যেন বাখে বাজী গাই।

এও) মিলিব মৰণ হাটে কি বাটে।

ওপৰৰ আলোচনাৰ পৰা এই কথা প্ৰতীয়মান হয় যে মাধৱদেৱৰ বচনাত
অজাৰলীৰ লগতে অসমীয়া ভাষাটোৰো এটা পৰিপুষ্ট কপ সংৰক্ষিত হৈছে। এই
শৈলীৰে সৃষ্টি মাধৱদেৱৰ বচনাসমূহ জনসাধাৰণৰ হৃদয়স্পৰ্শী হোৱাৰ লগতে বৈফৱ
ভক্তিধৰ্ম অথবা একশৱেণ নামধৰ্ম নিৰ্ণয় আৰু প্ৰচাৰত ই বেছি সহায়ক হৈছে।

七

ମାଧ୍ୟବଦେର ଅନୁଦିତ ସାହିତ୍ୟ ଆକ୍ତ ଅନୁବାଦ ବୀତି

ଅନୁବାଦ ଶବ୍ଦର ବୁଂପଣ୍ଡିଗତ ଅର୍ଥ

ଅନୁ (ନିର୍ଦ୍ଦର୍ଶନାନୁସାରୀ) ବଦ୍ୟତେ ଇତି ଅନୁ-ବାଦ+ସାହିତ୍ୟ ଇତି ଅନୁବାଦଃ । ‘ଅନୁବାଦ’ ଶବ୍ଦଟୋର ବୁଂପଣ୍ଡିଗତ ଅର୍ଥ ହେଲ ଏଟା ପାଠ ଆଗତ ଲୈ ମେଇମତେ ତାକ (ବେଳେଗ ଭାୟାତ) କୋରା । ଅନୁବାଦ ଶବ୍ଦଟୋର ସମାର୍ଥକ ତର୍ଜମା, କ୍ରପାନ୍ତର ଆକ୍ତ ଭାଙ୍ଗନି— ଏଇ ତିନିଟା ଶବ୍ଦରୋ ଚଲାଇ ଆଛେ । ଇଂବାଜୀ translation ଶବ୍ଦଟୋ ଅନୁବାଦ ସମାର୍ଥକ ବୁଲି ଲୋରା ହେଛେ । ଇଂବାଜୀ ଶବ୍ଦଟୋ ଲେଟିନ translation ଶବ୍ଦଟୋର ପରା ଉନ୍ନତି ହେଛେ (trans+lation) – trans= ଅନ୍ୟଫାଲେ, lation = ଅନ୍ୟଦିଶେ ଗତି କରୋରା ।

ବୁଂପଣ୍ଡିଗତ ଅର୍ଥରେ ‘ଅନୁବାଦ’ ଆକ୍ତ translation ଏଇ ଦୁଇୟାଟା ଶବ୍ଦରୁ ଭାୟାଗତ କ୍ରପାନ୍ତର ପ୍ରକିଳ୍ଯା ବୁଜାଯା ।

ସୀମିତ ଆକ୍ଷରିକ ଅର୍ଥରେ ଅନୁବାଦ :

translation ହେଲ ଏକ ଭାୟାକୁ ପ୍ରକିଳ୍ଯା— ଏଟା ଭାୟାର ପାଠ ଆନ ଏଟା ଭାୟାତ ଉପଞ୍ଚାପନ କରା କାର୍ଯ୍ୟ । ଦେଖାତ ପ୍ରକିଳ୍ଯାଟୋ ସହଜ— ଭାୟା ଦୁଟାର ସମ୍ଯକ ଜାନ ଥକା ଯିକୋନୋ ଲୋକେଇ ଅନୁବାଦ କରିବ ପାବେ ବୁଲି ଭାୟା ଥିଲ ଆଛେ । କିନ୍ତୁ ପ୍ରକୃତାର୍ଥରେ ଅନୁବାଦ ତେଣେ ସହଜ କଥା ନହଯା । ଇ ଏକ କୃତ୍ସମାଧ୍ୟ କାର୍ଯ୍ୟ । ମାତ୍ର ପୂର୍ବତ ଭାୟାଜ୍ଞାନେଇ ଏଇ କାର୍ଯ୍ୟର ବାବେ ଯଥେଷ୍ଟ ନହଯା । କଠୋର ମାନସିକ ଶ୍ରମୋ ଇଯାତ ଅପବିହାର୍ୟ କଥା ।

ଅନୁବାଦର ପରିସର :

ଅନୁବାଦର ପରିସର ବ୍ୟାପକ । ସାମ୍ପ୍ରତିକ କାଲତ ଇ ଏକ ବିଶେଷ ପ୍ରକାର ସାହିତ୍ୟାନୁଶୀଳନ ହିଚାପେ ପରିଗଣିତ ହେଛେ । କୋଳୋ କୋଳୋ ବିଶ୍ୱବିଦ୍ୟାଲୟରେ

(ভাৰতৰো আৰু বিদেশৰোঃ ভাৰতৰ হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু যাদৰপুৰ বিশ্ববিদ্যালয়ৰ) অনুবাদ অধ্যয়নৰ সুকীয়া বিভাগ খোলা আছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক চমকপ্ৰদ আগ্ৰহতিৰ ফলত, বিভিন্ন দেশৰ বিভিন্ন ভাষা-ভাষী লোকৰ মাজত সংযোগ স্থাপন আদি সহজ হৈছে আৰু এনে সংযোগ ঘনিষ্ঠ কৰাৰ বাবে, পাৰম্পৰিক অপৰিহাৰ্যতা স্বাভাৱিকতেই স্বীকৃত হৈছে। বিভিন্ন ভাষা-ভাষী লোকৰ মাজত অনুবাদৰ জৰিয়তে পৰম্পৰৰ সাহিত্য, সংস্কৃতি, দৰ্শন, ইতিহাস ইত্যাদি সম্পাৰ্কে অৱগতি সন্তুষ্টি হৈছে। ইউনেশ্ব'ৰ এটা বিশেষ প্ৰশাখা বিশ্বৰ ভিন্ন ভিন্ন ভাষাৰ অনুবাদকাৰ্যৰ সম্প্ৰসাৰণ আৰু সফলতাৰ বাবে নিয়োজিত হৈছে। বিভিন্ন বাছনিৰ যোগেদি অনুবাদ কাৰ্যৰ পৃষ্ঠপোষকতা এই প্ৰশাখাটোৱে কৰে।

অনুবাদৰ প্ৰয়োজনীয়তা :

অনুবাদৰ বিষয়টোৱে সুধী সমাজৰ ব্যাপক মনোযোগ আকৰ্ষণ কৰাৰ গুৰিতে হ'ল ইয়াৰ উপযোগিতা। যষ্ঠদশ শতিকাত ইংৰাজী সাহিত্যৰ অনুবাদে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছিল। সাম্প্রতিক কালত তুলনামূলক সাহিত্যৰ অধ্যয়নত প্ৰভাৱ বিশ্বৰ প্ৰসংগত অনুবাদ সাহিত্যক বিশেষ স্থান দিয়া হৈছে। Translation does not usually creat great works but it often helps great works to be created. হেনৱি গিফত নামৰ আন এগৰাকী পশ্চিমতে মন্তব্য কৰিছে যে অনুবাদ অবিহনে বিশ্বৰ বছতো সাহিত্য লোপ পালেহৈতেন। এই সম্পৰ্কত মনত পৰে গুৰু দণ্ডৰ 'A Sheaf gleaned in French Fields' নামৰ ফৰাচী কবিতাৰ অনুবাদ পুঁথিখনলৈ। অভিজ্ঞ ফৰাচী সমালোচকসকলে মত পোষণ কৰিছে যে আধুনিক ফৰাচী কবিতা দৈবাৎ লোপ পাই গ'লেও এই অনুবাদটোৱে পৰাই তাৰ পুনৰুদ্ধাৰ কৰিব পৰা যাব, সাহিত্যৰ অনুবাদকসকলৰ বাবে ই একান্ত প্ৰেৰণাদায়ক উক্তি।

অনুবাদৰ প্ৰকাৰভেদ :

কিছুমান অনুবাদ আক্ৰমিক অনুবাদ, কিছুমান ভাবানুবাদ, কিছুমান এই উভয়েৰে মিশ্ৰণ আৰু কিছুমান সংক্ষিপ্ত সাৰানুবাদ। আক্ৰমিক বা শব্দগত অনুবাদ, বস্তুনিষ্ঠ বচনাৰ বাবে উপযোগী। ভাবানুবাদত মূলৰ বিকৃতি ঘটনাৰ সন্তাৱনা অধিক, কাৰণ অনুবাদকৰ হাতত মূল ভাৱৰ যথাযথ প্ৰতিফলন অনুবাদৰ ভাষাত নহ'বও পাৰে। সাৰানুবাদ একপকাৰ সাৰাংশহে— মূল বচনাৰ ঘাই বক্তব্য ইয়াত যথাসন্তুষ্ট নিয়াৰকৈ উপস্থাপন কৰিবলৈ যত্ন কৰা হয়। ইংৰাজী সাহিত্যক জন ড্ৰাইভেনে তিনি প্ৰকাৰ প্ৰধান অনুবাদৰ কথা কৈছে—

(ক) Metaphrase অর্থাৎ আক্ষরিক অনুবাদ (word for word line for line) অনুবাদ।

(খ) paraphrase অর্থাৎ সংক্ষিপ্ত সাৰানুবাদ (words not so strictly followed as the sense which may be amplified but not altered) তেওঁৰ মতে এই প্ৰকাৰ অনুবাদত “the translation selects, rejects, edits, restyles, all the while keeping the spirit of the work and the author in view.

(গ) Imitation (অনুকৰণ, অনুসৰণ), য'ত ড্রাইডেনৰ মতে “The translation reads not so much the text as its suggestion in his mind, the ring of the book rather than the book itself.

সাম্প্রতিক কালত বিভিন্ন ভাৰতীয় ভাষাত উপযুক্তভাৱেই অনুবাদৰ ওপৰত প্ৰাধান্য দিয়া হৈছে। সাহিত্য অকাদেমি প্ৰযুক্তে বিভিন্ন অনুষ্ঠানে এনে কাৰ্যৰ গুৰি ধৰিছে। অনুবাদ সাহিত্যৰ ফলত বিভিন্ন ভাৰতীয় সাহিত্যৰ শ্ৰীবৃদ্ধি ক্ৰমাগত সাধিত হৈছে। এইক্ষেত্ৰত অসমীয়া সাহিত্যও পিছপৰি থকা নাই। শংকবদেৱ, মাধবদেৱ আদিয়ে বিভিন্ন সংস্কৃত প্ৰস্তুত, ভাগৱত পুৰাণ আদিৰ পৰা বিষয়বস্তু আহৰণ কৰি অনুবাদ কাৰ্যৰ দ্বাৰা অসমীয়া সাহিত্যৰ ভৰ্বাল চহকী কৰি খৈ গৈছে।

এই অধ্যায়ত আমি মাধবদেৱৰ অনুদিত সাহিত্য আৰু অনুবাদ ৰীতি সম্পর্কে আলোচনা আগবঢ়াবলৈ যত্ন কৰিম।

আদিকাণ্ড বামায়ণ, নামঘোষা, ভঙ্গি-বত্তাবলী, নাম-মালিকা, জন্ম-বহস্য— এইকেইখন প্ৰস্তুকে মাধবদেৱৰ অনুবাদ প্ৰস্তু হিচাপে ধৰা হৈছে। এই অধ্যায়ত আমি উক্ত প্ৰস্তুকেইখনৰ বিষয়ে বিতংভাৱে আলোচনা কৰিবলৈ যত্ন কৰিম।

আদিকাণ্ড বামায়ণ :

মাধবদেৱৰ অন্যতম বচনা হ'ল ‘আদিকাণ্ড বামায়ণ’। মাধবদেৱেৰ বাঞ্ছীকি বামায়ণৰ আদিকাণ্ড কিয় অনুবাদ কৰিবলগীয়া হ'ল, সেই বিষয়ে ‘মাধবদেৱৰ জীৱন আৰু কৃতি’ শীৰ্ষক অধ্যায়ত উনুকিয়াই অহা হৈছে। অৱশ্যে সেই কৰ্মৰ অন্তৰালত কৃষিভক্তিবাদ প্ৰকাশ কৰা হৈছে আৰু প্ৰচাৰ কৰাটোও লক্ষ্য কৰা আছিল। “The Vaishnava preceptors, though they preached the Krishna Bhakti cult took Rama to be identical with Krishna and utilised the Ramayana in the propagation of the Krishna Bhakti, sankardeva and madhavdeva while retaining the body of the work of Madhav kandali as it is made insertions at places to enjoin upon people to turn to Hari and take his name.

ভক্তিবাদ প্রকাশ পোৱা আদিকাণ্ডৰ মাজেৰে এই মূৰ্তি হৈ উঠা অন্যান্য বৈশিষ্ট্যই মাধৱদেৱৰ সাহিত্যিক প্রতিভাব এক উজ্জ্বল দিশ প্ৰকট কৰি তুলিছে। আৰু ইয়াক সন্তুষ্ট কৰি তুলিছে কৰিব বিষয় সম্পর্কত থকা গভীৰ অধ্যয়ন, একনিষ্ঠতা আৰু নান্দনিক চেতনাই মাধৱদেৱৰ আদিকাণ্ড বাল্মীকি বামায়ণৰ আদিকাণ্ডৰ চমু অনুবাদ হ'লৈও (ইয়াত অপ্রয়োজনীয় কাহিনীসমূহ বাদ দি বাস সম্পর্কীয় ঘটনাৰ ওপৰত গুৰুত্ব দিয়া হৈছে), ইয়াৰ বৰ্ণনা বসাল আৰু সাহিত্যিক সৌন্দৰ্যৰে প্ৰোজ্জল। অনুবাদটিত সংস্কৃত বামায়ণৰ মূল কথাখিনি কৰিবয়ে এনে আপোন কৰি গ্ৰহণ কৰিছে যে মনোৰূপ পদখিনি কৰিব মৌলিক পদ যেন লাগে। বামায়ণৰ পদত নগৰ স্থান, যুদ্ধ বিক্ৰম আদিৰ বৰ্ণনা তেওঁ জীৱন্ত কৰি পাঠকৰ আগত উপস্থাপন কৰিব পাৰিছে।

আত্মালঘিমা আৰু দাস্যভাৱ প্ৰকাশেৰে নিজ গুৰুৰ প্ৰতি ভক্তি জনাই মাধৱদেৱে আদিকাণ্ডৰ অনুবাদ কৰ্ম আৰম্ভ কৰিছে— পৰম ব্ৰহ্মৰ অৱতাৰ আৰু শ্ৰীকৃষ্ণ আৰু শ্ৰীৰামচন্দ্ৰৰ বন্দনাবে।

জয় জয় কৃষ্ণদেৱ দৈৱকী নন্দন।

ব্ৰহ্মাহৰে কৰে যাৰ চৰণ বন্দন।

আতি অন্ত্য জাতি তৰে যাৰ লৈলে নাম।

হেন কৃষ্ণ পদে কাৰো সদায় প্ৰণাম। ।।১

নমো নমো বাম বঘুকুৰ কমল।

কৰিও প্ৰকাশ নিজ যশ সুনিৰ্মল। ।।২

পুৰিলাহা যিটো জগতৰ মন কাম।

হেন বাম পদে কাৰো সদায় প্ৰণাম। ।।৩

বামায়ণৰ কাহিনীভাগ পূৰ্বৰ্তী অধ্যায়ত বৰ্ণনা কৰি আহা হৈছে। এতিয়া মূল কাহিনীৰ আধাৰত আদিকাণ্ডৰ কেইটামান বিশেষ দিশৰ ওপৰত পোহৰ পেলাবলৈ প্ৰয়াস কৰা হ'ল—

বৈষ্ণব ভক্তিবাদ : এই অধ্যায়ৰ আৰম্ভণিতে উনুকিয়াই আহা হৈছে যে বামায়ণৰ আদিকাণ্ডৰ মাজেৰে কৃষ্ণভক্তি প্ৰাচাৰ কৰা মাধৱদেৱৰ প্ৰধান উদ্দেশ্য আছিল আৰু বামক ইয়াত কৃষ্ণৰ অনুৰূপত (identical) চিত্ৰিত কৰা হৈছে। অৰ্থাৎ বাম আৰু কৃষ্ণৰ পৰমোঽ্বৰ বিষয়ৰে বিভিন্ন অভিব্যক্তিৰূপে জগতৰ মংগল সাধনৰ নিমিত্তে অৱতাৰ ধৰিছে।

ইতিনি ভুবনে	বামৰ চৰণ
বিলে নাহি আন গতি।	
মহাভাগৱত	পুৰুষ ভাৰত
সবাৰো এহি যুগ্মতি ॥ ৭২৮	
বেদশাস্ত্ৰ মত	বিচাৰি চাহিবা।
বাম বিলে নাহি আন।	
কেতিক্ষণ জানা	পৰত শৰীৰ
ইটো সেই সেই থান ॥	

উল্লেখিত ভণিতাব মাজেৰে এক দেৱ এক সেৱ এক বিনে নাই কেৱ—
সেয়া যে বাম এই কথা প্রতিপন্থ কৰিবলৈ যত্ন কৰাৰ উপৰি বামক পৰমব্ৰহ্মাৰ
অৱতাৰ হিচাপে স্বীকাৰ কৰি বাম আৰু হৰিব মাজত যে কোনো পাৰ্থক্য নাই সেই
গৃত্যার্থকে প্ৰকাশ কৰিবলৈ যত্ন কৰিছে। এইখনিতে প্ৰণিধানযোগ্য যে পৃথিবীত
যোতিয়াই অন্যায়-অত্যাচাৰ, অনাচাৰ, ব্যভিচাৰৰ অভ্যুধান হয়, তেওঁতিয়াই
প্ৰয়োজনবোধে তাক নাশ কৰিবলৈ একোজন অৱতাৰী পুৰুষে যুগে যুগে ধৰাধামত
আৰিৰ্ভূত হয়। ভগবদগীতাত কৈছে—

যদা যদাহি ধর্মস্য গ্লানিব উরতি ভাৰত।

ଅଭ୍ୟଥାନମଧ୍ୟସ୍ୟ ତଦାଜ୍ଞାନଂ ସ୍ଵଜାଗ୍ୟହମ । ୧

ପରିତ୍ରାଣ୍ୟ ସାଧୁନାମ୍ ବିନାଶ୍ୟ ଚ ଦସ୍ତତାମ୍ ।

ধর্মসংস্থাপনাৰ্থীয় সম্ভৱামি যুগ ঘণ্টে ॥ ৮ (চতুর্থ অধ্যায়)

এই অবস্থার বিলাকৰ ভিতৰত বাম অন্যতম। আদিকাণ্ডের আবস্তুণির পৰা শেষলৈ
ভগৱানে পৃথিবীৰ ভাৰ হৰণ কৰি জগতৰ মংগল সাধনাৰ্থে বাম কপে দশৰথৰ পুত্ৰ
হৈ অবস্থাৰ ধৰিছে। সাংসারিক দুখ-শোক, মায়া-মোহৰ পৰা পৰিত্রাণ পাবলৈ একমাত্ৰ
বামকে ভজন কৰিব লাগে— এই কথাও গুৰুত্বসহকাৰে প্রতিপন্ন কৰিবলৈ যত্ন
কৰিছে। এনেদৰে আদিকাণ্ড বামায়ণত তাৰ পৰি বলা হ'ল এটা পৰিবৰ্তন।

ଆଦିକାଣ୍ଡର ଶୈସବକାଳେ ମଧ୍ୟବଦେରେ ପେଲୋରା ଦୀଘଲୀଯା ଭଗିତାତ ବୈଷ୍ଣବ ଭକ୍ତିର କଥା ସୁନ୍ଦରଭାବେ ପ୍ରକାଶ ପାଇଛେ । ଇଯାର ମାଜେରେ ଏକଶବ୍ଦ ନାମଧର୍ମ ଆକ୍ରମଣ କରିବାର କଥାଟି ବିବୃତ ହେବେ—

দেৱে যাক নজান্ত
তেন্তে দেৱ ভগৱন্ত

বাম কপে ভেলা অৱতাৰ ॥

নিজ যোগ যাত্রা বলে
ছম হয়া মহীতলে

দশৰথ নৃপতিৰ ঘৰে ।

সীমা নাই মহিমাৰ
মনুষ্যৰ ব্যৱহাৰ

দেখাৱন্তে প্ৰভু নিৰস্তৰে । ১৪৭৮

মাধৱদেৱৰ আত্মলঘিমা আৰু দাস্যভাৱ ৳

মাধৱদেৱৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ ভিতৰৰ এটি উজ্জল দিশ হৈছে আত্মলঘিমা
আৰু দাস্যভাৱ । তেওঁ সকলো সময়তে মুক্ত্যমতি আৰু মাধৱদাস বুলি নিজকে
ভগৱানৰ প্ৰীচৰণত অপৰণ কৰিছে —

মই মহা মৃত
পৰম পামৰ

তোমাতে লৈলো শৰণ

তোমাৰো ভক্তি
বহে যেন মতে

কৃগা কৰা নাবায়ণ । ১৪৯১

বৰ্ণনা সৌন্দৰ্য ৳

মাধৱদেৱৰ আদিকাণ্ড বামায়ণৰ শব্দৰ দুৰ্বোধ্যতা, অৰ্থৰ অস্পষ্টতা আৰু
ভাৱৰ জটিলতা নাই । কলেৰিজৰ “Poetry is the best words in the best
order” কথাখাৰৰ সত্যতা প্ৰমাণ কৰিবলৈ সন্দৰ্ভ হৈছে মাধৱদেৱৰ আদিকাণ্ড
বামায়ণে ।

অসমীয়া জনবিশ্বাস, যোজনা পটন্তৰ, খণ্ডবাক্য ৳

সাহিত্যৰ এই চিনাকি উপাদানসমূহে মাধৱদেৱৰ আদিকাণ্ড বামায়ণৰ সৌন্দৰ্য
বৃদ্ধি কৰিছে —

জনবিশ্বাস ৳ কিছুমান লক্ষণৰ ওপৰত নিৰ্ভৰ কৰি ভৱিষ্যতৰ শুভাশুভ
নিৰ্ণয় কৰা বিশ্বাস আজিও অসমীয়া সমাজত বিদ্যমান । মাধৱদেৱেও যেন এই
বিশ্বাসক আওকাণ কৰিব পৰা নাই । বজা দশৰথৰ হাতত সম্পন্ন হোৱা দেখিবলৈ
পাইছিল —

মহা পুঞ্চাবৃষ্টি আসি ভেলা আচন্দিতে ॥

তাক দেখি হৰিষ ভৈলন্ত সৰ্বজন ।

বাজাৰ দক্ষিণ বাহু স্পন্দনে ঘনে ঘন । ৬২৫

দক্ষিণ নয়ন স্পন্দে দক্ষিণ হৃদয় ।

পুত্ৰ হৈব হেন নৃপতিৰ মনে লয় ॥

পৰম আনন্দ ভৈল হৃদয়ত জাত ।

সুগন্ধ চম্পক মাল পিঙিয়া মাথাত ॥ ৬২৬

যোজনা পটন্তৰ : আদিকাণ্ডত যোজনা পটন্তৰৰ প্ৰয়োগ প্ৰচুৰ পৰিমাণে হৈছে—‘শুকান তৃণক যেন লৈ যান্ত পৱনে’, ‘সিংহৰ জোকাৰে আসি শৃগালেৰ পালে’, “পৰিল চেডেলি আজিৰ বুঢ়াৰ হাতত” ইত্যাদি। সেইদৰে জতুৱা ঠাঁচ, খণ্ডবাক্যৰো প্ৰয়োগ ঘটিছে—“সিংহ যেন শশাৰ আগত ভৈল থিয়” আদি উদাহৰণ হিচাপে দিব পাৰি।

আদিকাণ্ড বামায়ণৰ আধাৰ সম্পর্কে বিভিন্ন পণ্ডিতে বিভিন্ন মন্তব্য কৰিছে। কিন্তু এই মতবোৰ সম্পূৰ্ণ নহয়। এইক্ষেত্ৰত মুকুন্দ মাধৱ শৰ্মাৰ মত সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য যেন আমাৰ বোধ হয়। তেওঁৰ মতে, “আদিকাণ্ডৰ আধাৰ হ'ল ঘাঁইকে—

(ক) বাল্মীকি বামায়ণৰ গৌড়ীয় সংস্কৰণ,

(খ) পদ্মপুৰাণ

(গ) ব্ৰহ্মাবৈবৰ্ত্ত পুৰাণ

(ঘ) বঘুবৎশ

(ঙ) মহানাটক বা হনু-মন্মাটক

(চ) নৃসিংহ পুৰাণ আৰু

(ছ) মহাবীৰ চৰিত। লগতে ভাগৰত পুৰাণ, বিষ্ণুপুৰাণ, হৰিবৎশ আৰু

কৃতিবাসী বামায়ণ আদিৰ এটা এটা ক্ষীণ প্ৰভাৱ আৰু শংকবদেৱৰ এটা সবল প্ৰভাৱৰ কথা কল্পনা কৰিব পাৰি।”

আদিকাণ্ড আৰু বামবিজয় নাটৰ সম্পর্ক :

মাধবদেৱৰ আদিকাণ্ড আৰু বামবিজয় নাট এই দুয়ো ঠাইতে কেইটামান উপাদান একে। সেইকেইটা হ'ল : সীতাৰ সয়ম্বৰ, বাম-সীতাৰ পূৰ্বৰাগ, ধনুভৎগি, প্ৰতিদ্বন্দ্বী বজাসকলৰ আচৰণ, সেইসকলৰ লগত যুদ্ধ, বামৰ লগত পৰশুৰামৰ যুদ্ধ। এইবিলাক প্ৰসংগত দুয়োখন গ্ৰন্থৰে বৰ্ণনাসমূহৰ প্ৰায়ে মিল দেখা যায়। উদাহৰণস্বৰূপে ইয়াৰে ধনুভৎগি প্ৰসংগটো পৰীক্ষা কৰি চাব পাৰি। বামবিজয় নাটত আছে সূত্র : শ্ৰীবামচন্দ্ৰ অজগৰ ধনুক বামহাতে ধৰিকৰ হৈছে কুসুম মালাক উপৰক খেপি পুনৰ্বাৰ লম্ফি ধৰিল, পেথি বাজাসবক মুখ মলিন ভেল।

শ্রেণীক ০০

ধৃতে ধনবি বামেন সীতা শক্তিমানসা ।

ଅନୁଷ୍ଠାନିକ ପର୍ଯ୍ୟାନ୍ୟାତ୍ମକ ଜଗାଦ ସା ॥

সূত্রঃ হে সামাজিক লোক। যেখন বামচন্দ্র অজগর ধনু ধৰল, সীতা পৰম
শংকিতভাৱে চিন্তি ভোলি।

সীতাৎ হা হা হামার স্বামী পৰম সুকুমার নবীন বয়স বজ্রাধিক কঠিন মহেশেক
ধনু ইহাত গুণ দিওতে স্বামী জনপূর্বয় নাহি। হা হা পিতা কি দারুণ কৰ্ম কয়লি।
(ওহি চিন্তি পৃথিবীক কাতৰ কয় বোলল) হে মাতা বসুমতী তুছ মিৰ হয়া বহৰ।
হে পিতা অনন্ত। তুছ আনন্দক পৃথীৰ সমন্বে দিতে পাৰয় তব আমি অগতিৰ গতি
হয়। (ওহি বলি সীতা স্বামীক সময়ি নিৰীখি বহল।)

এইখনি কথা মাধৱদেৱৰ আদিকাণ্ড এনেদৰে আছে—

ধনুর নিকটে গৈয়া চাপিলন্ত বামে।

କବେ ଚିକିମ୍ବି ସବର୍ଣ୍ଣର ଚିତ୍ର କାମେ ॥

বামহাতে লীলায়ে ধরিলা ধনখান।

କ୍ଷେପିଲନ୍ତ ଆକାଶକ କତୋ ଦସମାନ ॥

ଧନୁ ଟାନିବାର ଦେଖି ହରିଷ ସୀତାର ।

পঞ্চবীর কম্পিতে যিন্তা ভৈল আৰ বাব ॥

ଭବି ଥିବନ୍ତିରେ କାହାରେ କାହାରେ କାହାରେ ।

পঞ্চাশীক কাকর কুরিলা সীতা মারে।

ମାତ୍ର ବସନ୍ତଟୀ କପା କରିଯେକେ ଘୋକ ।

ଖିବ ହ୍ୟା ପ୍ରଭ ବାଘରକ ଧରିଯେକେ ॥

ଗିଗଜ ସକଳ ତମି ସାବେ ତୈରା ଥିବ ।

ଶୁଣିଯୋ ଅନ୍ତର୍ମୟ ତମି ନ ଲାବିବା ଶିବ ।

ହେ କର୍ମ ଭାଲ ଅନୁଭବ ଧରି ସତ୍ତା ।

ଦିଗ୍ନଥାଳ ମକଳ ଆମୀର ହିଲ ମହା

• • • • •

এই প্ৰসংগত আদিকাণ্ড আৰু ৰামবিজয় নাটক মিল-অমিলখনি বিচাৰ কৰি চালে এনেধৰণৰ চকুত পৰে—

ক) ৰাম বিজয় নাটক সীতাই কোমল বয়সৰ বাবে হৰধনু ভংগ কৰিব নোৱাৰিব বুলি শংকা কৰি পিতাকৰ প্ৰতি অনুযোগ কৰি কৈছে— ‘হা হা পিতা কি দাকুণ কৰ্ম কয়ালি।’ আদিকাণ্ডত কিন্তু আছে যে জনকে অংগীকাৰ ভংগ কৰিয়েই সীতাক বামলৈ দিব খুজিছিল, কিন্তু বিশ্বামিত্ৰইন দিক'লে যে ৰামে ধনুত গুণ দিব পাৰিবই, তাকে শুনি সীতাই পিতাকৰ প্ৰতি অনুযোগ নকৰি বিশ্বামিত্ৰৰ প্ৰতিহে অনুযোগ কৰিছে।

খ) ৰাম বিজয় নাটক সীতাই বসুমতী আইক থিৰ হৈ থাকিবলৈ কোৱাৰ দৰে আদিকাণ্ডতো সীতাই আইবসুমতীক কাকুতি কৰিছে। এই প্ৰসংগত কথাখনি মিলে। কিন্তু অমিল হ'ল যে এইনাটক বামে ধনু হাতত লওঁতেই সীতাই পৃথিৰীক কাতৰ কৰিছে আৰু আদিকাণ্ডত কিন্তু গুণ লগোৱাৰ পিছত গুণ টনাৰ সময়তহে এনেদৰে কাকুতি কৰিছে।

গ) প্ৰথমেই ধনু হাতত তুলি লোৱা কথাখনি প্ৰায় আখবে আখবে মিলে।

ঘ) ধনুত টংকাৰ দিলত যি বিশ্বজোৱা পৰিস্থিতি হ'ল তাৰ বৰ্ণনা নাটক নাই, আদিকাণ্ডত আছে।

ঙ) ঠাঁকাৰে ধনুভাঙ্গা কথায়াৰ দুয়ো ঠাইতে মিলে।

আদিকাণ্ডৰ মাজত মাধবদেৱৰ মৌলিকতাৰ স্পষ্ট। পৰশুৰামৰ প্ৰসংগত এই মৌলিকতা দেখা যায়। বাল্মীকি ৰামায়ণ আৰু পদ্মপুৰাণ দুয়োখনতে পৰশুৰামৰ ক্ৰোধৰ কাৰণ এটাই দিয়া হৈছে— এজন সমকক্ষ প্ৰতিযোৱার সন্ধান। মাধবদেৱে কিন্তু এই ক্ৰোধৰ তিনিটা কাৰণ নিৰ্দেশ কৰিছে। সেইকেইটা হ'ল— পৰশুৰামৰ গুৰু শিৰৰ ধনুভংগ, উপযুক্ত বীৰ যোৱার সন্ধান আৰু ‘ৰাম’ নাম পৰিগ্ৰহণৰ বাবে ৰামৰ প্ৰতি বিৰাগ। ১৩৯৩ৰ পৰা ১৪৫২নং পদলৈকে বিয়পি থকা এই অংশত পৰশুৰামৰ ক্ৰোধ, দশৰথৰ আতংক, ৰামৰ বীৰত্ব আৰু দয়াৰ বৰ্ণনা কৰা হৈছে।

আদিকাণ্ড ৰামায়ণ বচনা কৰোঁতে ৰামৰ আখ্যানৰ যোগেদি বিষুণ্ডক্তি তথা একশৰণ আদৰ্শ প্ৰচাৰ কৰাৰ ওপৰত মহাপুৰুষজনাই গুৰুত্ব দিছিল। সেয়েহে ৰামক ভগৱান বিষুণ্ড অৱতাৰ বুলি য'তেই সুযোগ পাইছে তাতেই ঘোষণা কৰিছে। এনেকৈয়ো কোৱা হৈছে যে কংস, পুতনা, অঘাসুৰ আদিক বধ কৰোঁতা কৃষ্ণ আৰু বান্দৰৰ সত্তে সখী পতা ৰাম — দুয়ো প্ৰকৃততে ব্ৰহ্মাৰে দুটি কৃপ। এনেদৰে

বামক ব্ৰহ্মা বুলি ঘোষণা কৰি ঠাইবিশেষে উপদেশ সংযোগ কৰাত কাব্যখনৰ গান্তীৰ্থ বাঢ়িছে আৰু ইয়াক এক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে।

নামঘোষা :

ভক্তিতত্ত্ব নিৰূপক প্ৰস্তু হিচাপে মাধৱদেৱৰ ‘নামঘোষা’ অনুপম। শংকৰদেৱেৰ অস্তিমৰাৰ বেহাৰলৈ যাওঁতে মাধৱদেৱক ভক্তিধৰ্মৰ সাৰজোপক এখন পৃথি প্ৰণয়নৰ অনুজ্ঞা দিছিল। লগতে শাস্ত্ৰখন বগৱি এটাৰ দৰে বাহিৰাভাগ কোমল আৰু সোৱাদ লগা, অৰ্থচ ভিতৰভাগ তত্ত্বৰে কঠিন হ'ব লাগে বুলি ইংগিত দিয়াৰ জনশ্রুতি আছে।^{১৪}

নামঘোষা মাধৱদেৱৰ মৌলিক বচনা বুলি নকৈ ইয়াক অনুবাদ আধাৰিত প্ৰস্তু বুলি কোৱাহে অধিক যুক্তিযুক্ত হ'ব। কিয়নো ইয়াৰ অনেক পদৰ গুৰিত বিভিন্ন শাস্ত্ৰৰ শ্লোকসমূহৰ ‘অনুবাদ, ভাৱানুবাদ বা ব্যাখ্যানুবাদ। কিন্তু যিয়েই নহওক কিয় নামঘোষাৰ প্ৰস্তুকাৰে বিভিন্ন ছেদৰ অনুক্ৰমত পদসমূহৰ এক ভক্তি দৰ্শনৰ সুৰেৰে এনেভাৰে প্ৰস্তুত কৰিছে। এই প্ৰস্তুনাই পুথিখনত এনে এক মৌলিকতা আৰু সৌকুমাৰ্য প্ৰদান কৰিছে, ছেদসমূহৰ মাজেন্দি ইয়াৰ ভাৱ-বৈচিত্ৰ্য এনেভাৰে বিকাশমান হৈছে যে সৰ্বসাধাৰণ পাঠকৰতো কথাই নাই, অনুসৰিঙ্গ পাঠকৰ মনৰ পৰাও পদসমূহৰ অনুবাদৰ ধাৰণা দূৰীভূত হয়। তথাপি ইয়াক অনুদিত সাহিত্য হিচাপেই আলোচনা কৰিম। কাৰণ পাঠকৰ মনৰ পৰা অনুবাদৰ ধাৰণা দূৰীভূত কৰিব পৰাতেই অনুবাদকৰ চৰম সাৰ্থকতা।

নামঘোষাত মুঠ ১০০১ (এহেজাৰ এটা) ঘোষা সন্নিবিষ্ট হৈছে। ইয়াৰে চাৰিশশমান পদৰ মূল শ্লোকসমূহ ভগৱদগীতা, বৃহমাৰ্দীয় পুৰাণ, পদ্মপূৰণৰ স্বৰ্গখণ্ড আৰু উত্তৰবখণ্ড, স্কন্দ পুৰাণ, ব্ৰহ্মাণ্ড পুৰাণ, বামণ পুৰাণ, মৎস্য পুৰাণ, বিষ্ণুপুৰাণ, শাস্ত্ৰিক আৰু বামায়ণ-মহাভাৰতৰ পৰা লোৱা হৈছে যদিও অধিকখিনি শ্লোক ভাগবত পুৰাণৰ পৰা লোৱা হৈছে। শ্ৰীধৰ কন্দলিয়ে ‘ভাগবত ভাৰাৰ্থ দীপিকা আৰু গীতা’ৰ সুবোধিনী টীকাৰ শ্লোক আৰু কথাৰ ভাঙনিও নামঘোষাত পোৱা যায়। তদুপৰি শংকৰাচাৰ্যৰ “মোহ-মুদগাৰ”, শংকৰদেৱৰ “ভক্তি-বত্তাকৰ”, বিষ্ণুপুৰীৰ ভক্তি বত্তাৱলীৰ “কান্তিমালা টীকা” আৰু ‘বৈষ্ণৱামৃতলহৰী’ নামৰ প্ৰস্তুত পৰাও দুই চাৰিটা শ্লোক অনুবাদ কৰি নামঘোষাত সংযোগ কৰিছে।

‘নামঘোষা’— এইনামটোত দুটা শব্দ গোট খাই এটা হৈছে। ‘নাম’ শব্দটোৱে ভাৱপথান অংশৰ প্ৰতিনিধিত্ব কৰিছে আৰু ‘ঘোষা’ শব্দটোৱে তাৰ ক্ৰিয়াজ্ঞক অংশৰ

পৰিচয় দিছে। 'ঘোষা' শব্দটোৱে সাধাৰণতে ঘোষণা কৰা বুজায়। কিন্তু মহাপুৰুষ শংকবদেৱে কীৰ্তন পুথিত 'ঘোষা' শব্দৰ দ্বাৰা বাবে বাবে গাবলগীয়া হোৱা গীতৰ প্ৰথম শাৰীটোত বুজাইছে। কীৰ্তন পুথিব প্ৰতিটো কীৰ্তনৰ আৰঙ্গণিতেই একোফাঁকি ঘোষা আছে আৰু সেই ঘোষা নাম-প্ৰসংগৰ সময়ত প্ৰতিটো পদৰ লগে লগে গোৱা হয়। সেইবাবে কীৰ্তন পুথিক কীৰ্তন ঘোষাও বোলে। কীৰ্তন ঘোষাৰ 'ঘোষা' অংশ বাবে বাবে গোৱাৰ দৰেই নামঘোষাৰো পদসমূহ বাবে বাবে গোৱা হয়। নামঘোষাত ভক্তিৰ শ্ৰেষ্ঠত্ব আৰু তাৰ নানা লক্ষণ নিৰূপণ কৰা হৈছে। 'ভক্তি মার্গত সাধন আৰু সাধ্য উভয় স্তৰতে নামৰ মাহাত্ম্য ঘোষণা কৰা হৈছে বুলিয়েই এই গ্ৰন্থৰ নামটোত নামঘোষা বখা হ'ল যেন লাগে। সেয়ে হ'লৈ 'নামঘোষা' নামটোৱে গ্ৰন্থৰ উদ্দেশ্য আৰু বিষয়বস্তু দুয়োটা সংক্ষিপ্ত কপে প্ৰকাশ পাইছে।

'নামঘোষা'ত মাধৱদেৱে মুক্তিতো নিষ্পৃহ ভক্তিক নমস্কাৰ কৰি বসময়ী ভক্তি ভিক্ষা কৰি লৈহে নিজ ভক্তিৰ বশ্য, সমস্তমস্তকমণি দেৱযদুপতিক ভজিছে। তথাপি 'দেৱযদুপতি'ৰ 'ভক্তবশ্য' বিশেষণটোৱেই ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদন কৰিছে। যিজন ভক্তই বসময়ী ভক্তি দান কৰিব পাৰে, তেওঁহে ভক্তিকামীজনৰ গুৰু হ'ব পাৰে। গুৰুৰ পৰা বসময়ী ভক্তি পালে অৰ্থাৎ বসময়ী ভক্তিৰ অধিকাৰী হ'লৈ ভক্তই দেৱতাক নিজৰ স্বতাৰ ভক্তিৰ বলেৰে বশ কৰি ল'ব পাৰে। সেই কাৰণে ভক্ত আৰু গুৰুৰ পাছতহে দেৱতাৰ স্থান নিৰ্দিষ্ট কৰা হ'ল। ভক্ত, গুৰু আৰু দেৱতাৰ পাছত সদানন্দ সনাতন কৃষ্ণ আৰু তেওঁৰ নামৰ কথা কোৱা হৈছে।

ৰচনা বীতিৰ ফালৰ পৰা নামঘোষাৰ কেতবোৰ বৈশিষ্ট্য আমাৰ চকুত পৰে —

ক) গ্ৰন্থখন গান্তীৰ্যপূৰ্ণ গেয়, কিন্তু সম্পূৰ্ণ শাস্ত্ৰীয় সংগীত নহয় আৰু লোকগীতাত্মকো নহয়। বিষয় শাস্ত্ৰীয় গীতৰ লগত জড়িত, সুব, লয় আদি শাস্ত্ৰীয় আৰু লোকগীতৰ সমন্বয়াত্মক।

খ) সম্পূৰ্ণ নামঘোষাত কোনো কাহিনী নাই।

গ) নামঘোষাত লীলাৰ বৰ্ণনা নকৰাকৈ তত্ত্বজ্ঞানৰ শিক্ষা পোনে পোনে দিয়া হৈছে।

নামঘোষাত ঈশ্বৰ তত্ত্ব

মাধৱদেৱে তেওঁৰ নামঘোষাত ঈশ্বৰ সমন্বে কিদৰে বৰ্ণনা কৰিছে, তাক তলত থুলমূলকৈ আলোচনা কৰা হ'ল —

মাধৱদেবের কৈছে—

অব্যক্ত ঈশ্বৰ হৰি	কিমতে পূজিবা তাৰ
ব্যাপকত কিবা বিসৰ্জন	
এতাৰস্ত মূর্তিশূল্য	কেনমতে চিত্তিবাহা
ৰাম বুলি শুন্দ কৰা মন ॥ ১৮	

ঈশ্বৰ অব্যক্ত আৰ্থাং কোনো নাম বা কপৰ সীমাবে ঈশ্বৰৰ যথাৰ্থ স্বৰূপৰ প্ৰকাশ সন্তুষ্ট নহয়। বিশ্বৰ প্ৰতি অণু-পৰমাণুত সূক্ষ্মাতিসূক্ষ্মভাৱে বিয়পি থকা সৰ্বব্যাপী অব্যক্ত ঈশ্বৰৰ পূজা কৰা কেনেকৈনো সন্তুষ্ট হ'ব। ঈশ্বাৰাস্যামিং সৰ্বং যৎকিঞ্চিৎ জগত্যাং জগত (উপনিষদৰ) ঈশ্বৰৰ দ্বাৰা বিশ্বব্রহ্মাণ্ডৰ সকলো বিষয় আচ্ছাদনীয় আৰ্থাং বিশ্বজগতৰ সকলো বিষয় বা বস্তু ঈশ্বৰৰ দ্বাৰা ওতপ্রোতভাৱে পৰিব্যাপ্ত। ৰাম এই পৰিত্ব নাম কীৰ্তনেৰে বিভোল হৈ নিজৰ মন বা অন্তৰাত্মক শুন্দ কৰাৰ উপদেশ নামঘোষাত পোৱা যায়। ৰাম নামৰ তাৎপৰ্য বৰ্ণনা প্ৰসংগত তেওঁ কৈছে—

অনন্ত চৈতন্য আত্মা	সদানন্দ ঈশ্বৰত
যোগীজনে সদায় বময় ।	
এহিহেতু ৰামপদে	পৰম ব্ৰহ্মা স্বৰূপক
কহে ৰাম নামৰ অন্ধয় ॥ ১৫৪	

সদানন্দ আত্মা

চৈতন্য অনন্তে

যিহেতু যোগী বময়

এতেকেসে ৰাম

পদে পৰমব্ৰহ্মা

কপ বুলি নিশ্চয় ॥ ১৭৯

সুপৰিত্ব 'ৰাম' নামৰ মহাত্মা কীৰ্তন কৰি ঘোষাত কৈছে—

ইটো ৰাম নামে

আপুৰূপ গুচন

ঈশ্বৰকো কৰে বশ্য ।

এতেকে জানিবা

ৰাম নাম বিনে

শাস্ত্ৰবো নাহি বহস্য ॥ ৩৫৪

ৰাম নামৰ এনে মাহাত্ম্য যে মূর্তিশূল্য 'ৰাম' নামে নামীজনৰ সচিদানন্দময় পৰম সন্তুষ্ট সন্ধান দিয়ে। পৰমসন্তা উপলক্ষিৰ উপায় স্বৰূপ এইনামেৰে ঈশ্বৰকো

ବଶ କରିବ ପାରି ବୁଲି ଇଯାତେ କୋରା ହେଛେ । ସେଯେହେ ‘ବାମ’ ନାମ ଉଚ୍ଚାରଣ ଦ୍ୱାରା
ଅନୁବାତ୍କାକ ଶୁଦ୍ଧ କଥାର ଉପଦେଶ ଦି ତେଓ କୈଛେ— “ବାମ ବୁଲି ଶୁଦ୍ଧ କରା ମନ ।”

ନାମର ଅନ୍ୟାନ୍ୟ ମାଧ୍ୟମରେ ଈଶ୍ଵରଙ୍କ ‘ହବି’ ଏହି ନାମର ଅର୍ଥ ବିଶ୍ଳେଷଣ କରି
କୈଛେ—

স্মরণ মাত্রকে যিহেতু দুর্ঘোব

সংসার দুখ হ্রন্ত

এহিহেতু তেস্মৈ ঈশ্বরক হৰি

ବୋଲେନ୍ତ ଯତ ମହନ୍ତ । ୧୫୫

ঈশ্বর আৰু পৰম ঈশ্বৰ এই দয়ো প্ৰক

বা অর্থ কর্বোতে মাধবদেরে ক্রৈচে—

ମାତ୍ରା କବି

ঐশ্বর্য্যব নাহি অন্ত

ମହାତ୍ମା ଗାନ୍ଧୀ

ବୋଲେ ତାଙ୍କ ଭଗବନ୍ତ । । ୭୬

‘ବ୍ରନ୍ଦାଇ ପବମାତ୍ରା’ ଅର୍ଥାଏ ଶୁଦ୍ଧିଚାହାର

ବାବ କୋନୋ ଅନ୍ତ ପୋରା ନାୟାୟ, ସେଇବାବେ ମହାମହିତ୍ୱ ଭକ୍ତ ଜ୍ଞାନୀସକଳେ ତେଉଁକୁ
ବନ୍ଦ ବୁଲି କଯା ।

ପରମ ଦେଖିବ ବା ଏକମାତ୍ର ନିୟମାସ୍ଵକାପେ ଜୀବର ଅଯନ ବା ଆଶ୍ରଯସ୍ଥଳ (ନବ + ଅଯନ) ହେ ଆଛେ, କାବଣେ ତେଓଂକ ନାବାଯଣ ବୁଲି ଅଭିହିତ କରା ହ୍ୟ ।

পরম ঐশ্বর

ଆଚନ୍ତ ଲୟା ଆଶ୍ରୟ

এতেক্ষে তাক বলি আরায়ণ

নামব দিব্য অনুয় ।। ১৫৯

ନାମଘୋଷାତ ଶକ୍କବଦେର ପ୍ରସଂଗ ।

নামঘোষাত মাধবদেরে শংকবদেরের দ্বারা প্রবর্তিত একশবণ হিনাম ধর্মৰ
মূল তত্ত্ব দৈরকী নন্দন শ্রীকৃষ্ণৰ গুণ নাম শ্রবণ কীর্তন, গুরু, সাধু, জ্ঞানমার্গ,
কর্মফল, ভক্তি আদিৰ বিষয়ে উল্লেখ কৰিছে। এইবিলাকৰ উপাৰি মহাপুৰুষ
শংকবদেরে প্রচাৰ কৰা ধৰ্মত শ্রবণ কীর্তন যে একমাত্ৰ পাৰমার্থিক তত্ত্ব ইয়াত
স্পষ্টভাৱে ঘোষণা দিছে। মহাপুৰুষ শংকবদেরে জনসমাজত নিৰ্ণয় কৃষ্ণৰ গুণ

প্ৰকাশ কৰিছে। তেওঁৰ এই একশৰণ নামধৰ্ম ভাগৰত আদি সংগ্ৰহৰ সাৰ, একমাত্ৰ শংকৰদেৱেহে সেই সময়ত শিষ্যৰ সংশয় ছেদ কৰি শাস্ত্ৰৰ তত্ত্বৰে বুজাই দিছিল। জনসমাজত ভক্তি পছ উপদেশ দি সংসাৰ তাৰণৰ সুগম পথ দেখুৱাইছিল। এইবোৰ কাৰণতেই মাধবদেৱে জনসমাজত নিৰ্ণুল কৃষ্ণৰ গুণ প্ৰকাশ কৰিছে—

নিৰ্ণুল কৃষ্ণ
গুণক প্ৰকাশ

কবিলা শ্ৰীশক্ৰে

শ্ৰবণ কীৰ্তন
কৰি মহাসুখে

পাপীয়ে সংসাৰ তৰে ॥

মহাপুৰুষ শংকৰদেৱে শ্ৰীকৃষ্ণৰ নামগুণ চৰিত্ৰ শ্ৰবণ কীৰ্তন কৰণ নিৰ্মল ভক্তি প্ৰচাৰ কৰে। যি শাস্ত্ৰসন্মত সি হ'ল শাস্ত্ৰবিলাকৰ মূল সাৰ। মাধবদেৱে লিখিছে—

পৰম কৃপালু
শ্ৰীমন্ত শক্ৰে

লোকক কৰিয়া দায়া ।

হৰিৰ নিৰ্মল
ভক্তি প্ৰকাশ

কবিলা শাস্ত্ৰত চায়া ॥

মহাপুৰুষ শংকৰদেৱে শ্ৰীকৃষ্ণৰ যি গুণ লীলা চৰিত্ৰ প্ৰকাশ কৰিছিল, তাকে পৰম আনন্দে জগতৰ লোকে শ্ৰবণ কীৰ্তন কৰে। তথাপি কিছুমানে শংকৰদেৱক গুৰু নেদেখুৱাই লোকৰ মাজত নিজকেই গুৰু বুলি জাহিৰ কৰে—

শ্ৰীমন্ত শংকৰে প্ৰকাশিলা
গোৱিন্দৰ গুণ-নাম যশ

জগতৰ লোকে পৰম আনন্দে গাবে।

হেনম শক্ৰে গুৰু বিনে
কমন কাৰণ আন জনে

লোকৰ মাজত আপুনি গুৰু বোলোৱে ॥

শংকৰদেৱ যে ঈশ্বৰৰ অংশ অৱতাৰ সেই বিষয়ে মাধবদেৱে গুৰু ভট্টমাত এইদৰে উল্লেখ কৰিছে—

ত্ৰিভুবন বন্দন দৈৱকী নন্দন মোহাৰি মাৰল কংস।

জগজন তাৰণ দেৱনাৰায়ণ শক্ৰে তাকেৰি অংশ ॥

মাধবদেৱৰ মতে শংকৰদেৱ হৰি ভক্তিৰ কল্পতৰুসদৃশ, হৰি ভক্তে কৃষ্ণ ভক্তিৰ অনুকূল যিহকেই বিচাৰে তেওঁৰ অবদানত তাকেই পায়। মহাপুৰুষ শংকৰদেৱৰ বাহিৰে কলিযুগৰ সুখী-দুখী, পাপী-তাপী লোকৰ আন কোনো পৰম গুৰু নাই। সেয়েহে মাধবদেৱে লিখিছে—

ନାମଘୋଷା ଆକ୍ତ ମାଧ୍ୟମରେ ଧର୍ମୀୟ ଦର୍ଶନ ॥

ମାଧ୍ୟଦିନରେ ନାମଯୋଗୀ ତଥା ମହାପୁରୁଷୀୟା ଧର୍ମର ଭେଟି ହେଛେ ବେଦାନ୍ତ ଦର୍ଶନ । ବେଦାନ୍ତ ଶବ୍ଦରେ ମୂଳରେ ଉପନିୟଦସମୁହକେ ବୁଜାଇଛି । ଉପନିୟଦର ଆଧାରର ଗଢ଼ି ଉଠା ସମାନ ବିଚାର ଧାରାକେ ପିଛଲେ ବେଦାନ୍ତ ଶବ୍ଦରେ ସାମାଜିକ ଲଙ୍ଘନ । ବେଦ ବଚନର ଏକେବାରେ ଶୈଖ ସ୍ତରର ବ୍ୟକ୍ତିଗତ କାରଣେ ଉପନିୟଦସମୁହକେ ବେଦାନ୍ତ ବୋଲା ହ୍ୟ ।

ବ୍ରନ୍ଦାଇ ଏକମାତ୍ର ସତ୍ୟ, ଜଗତଖନ ମିଛା ଆକୁ ଜୀର ବ୍ରନ୍ଦାତକେ ପୃଥକ ନହୁଁ । ବ୍ରନ୍ଦା ବା ନାବାୟଣେଇ (ବିଷୁଳ, କୃଷ୍ଣ, ବାମ, ଈଶ୍ଵର, ହରି ଆଦି ସମାର୍ଥକ ଶବ୍ଦ) ଏକମାତ୍ର ଶ୍ରେଷ୍ଠ ଦେବ । ତେବେଇ ଏକମାତ୍ର ଚିତ୍ତନ୍ୟ, ନିତ୍ୟ, ସତ୍ୟ, ଶୁଦ୍ଧ, ଅଖଣ୍ଡିତ ଜ୍ଞାନ । ତେଓଁବେ ବାହିରେ ଆନ ସକଳୋ ଜଡ଼ । କାଲ ମାୟା ଆଦି ତେଓଁବେ ଅଧିନ । ମାୟାର ସହାୟତ ତେଓଁ ସମସ୍ତ ଜଗତ ପ୍ରପଦ୍ଧ ସୃଷ୍ଟି କରେ—

କୃଷ୍ଣ ଏକ ଦେବ ଦୁଃଖତୀର୍ଥୀ କୁଳ ଯାଯାଦିଲୋ ଅଧିକାରୀ

କୃଷ୍ଣ ବିନେ ଶ୍ରେଷ୍ଠ ଦେବ ନାହିଁ ନାହିଁ ଆର ।

সৃষ্টি স্থিতি অন্তর্কারী দের জন্য বিনোদন কার্য করে

জানিবা বিষয়ে সমস্ত জগতে মার । ১৯-১

କେବଳ କୃଷ୍ଣ ମାୟାମୁକ୍ତ । ଆନକି ବ୍ରଦ୍ଧା, ବସ୍ତ୍ରକେ ଆଦି କବି ସମସ୍ତ ଜଡ, ମାୟାବାଦ
ଦେବତାଇ ମୁକ୍ତିର କାବଣେ ଭଗବନ୍ତୁକ ଭକ୍ତି କରିବ ଲାଗିଛେ । ଆନକି ଯି ମାୟାର ସହାୟତ
ଟେଷ୍ଟରେ ଏଇବୋର ସୃଷ୍ଟି କରିଛେ ସେଇ ମାୟାଓ ଜଡ ।

ବ୍ରନ୍ଦାଦି ତୃଣ ପର୍ଯ୍ୟନ୍ତ ଭୂତଥାମ ଚତର୍ବିଧିଃ

ଚବ୍ରାଚମିଦିଂ ବିଶ୍ଵଂ ପ୍ରସମ୍ପଃ ଯମ୍ବା ଯାଦ୍ୟମା ।

গুরু পৰাগ ১/২২৮/৯

ବ୍ରନ୍ଦା ଆଦି କବି ଜୀବନ ଯାତ୍ରା

ବାଗ ବାଗ ବାଗ ବାଗ ବାଗ

ମାୟା ଶୟା ମାଜେ ଆଛ୍ୟ ସ୍ଵମ୍ଭାବ ଯାଇ ।

তুমিসে চৈতন্য সন্নাতন

ବାଯୁ ବାଯୁ ବାଯୁ ବାଯୁ ବାଯୁ

ବାନ୍ ସାମ୍ ସାମ୍ ସାମ୍ ସା
ଆମି ଅଚେତନ ନିଯୋକ ନାଥ ଜଗାଇ । । ୬୫୯

অবিদ্যা বা মায়া তাৰণৰ একমাত্ৰ উপায় হৈছে ইশ্বৰ ভক্তি। ভক্তিৰ সহায় নহ'লে কেৱল জ্ঞান আৰু কৰ্মৰ সহায়ত জীৱ তাৰিখ নোৱাৰে —

জ্ঞান কর্ম বিনে

পারয় সংসার পাব। ১৯৭

ପରମେଶ୍ୱର ଭକ୍ତିର ଦ୍ୱାରାଇ ଜୀବିଇ ମାୟାକ ଅତିକ୍ରମ କରିବିଲେ ସନ୍ଧମ ହୁଯ ଆକ୍
ସଂସାର ଚଢ଼ିବ ହାତ ଏବାଇ ମୁକ୍ତି ଲାଭ ଯୋଗ୍ୟ ହୁଯ । ନାମଘୋଷାତ ଅନୁଦିତ ଅଂଶ
ଆଛେ, ଲଗତେ କରିବ ନିଜା ବଚନାଓ ଆଛେ । ଏହି ଦୁଯୋଗିଧ ବଚନାଇ କରିବ କଳା-
କୌଶଳର ପରଶତ ଅଧିକ ମନ-ପରଶା ହେ ପରିଚେ । ଅନୁବାଦବୋବୋ କରିବ ପ୍ରାଗର ସ୍ଵଚ୍ଛଦ
ଯେନ ଅନୁଭୂତ ହୁଯ । ଉଦାହରଣସ୍ଵରୂପେ “ଯେ ମୁକ୍ତିବାପି ନିଷ୍ପତ୍ତ...” ଏହି ଶ୍ଲୋକଟୋର ଯି
ଅନୁବାଦ କରିବା ହେଛେ, ସି ଏହାତେ ଅସମୀୟା ଭାଷାର ସ୍ଵାଚ୍ଛନ୍ଦ୍ୟ ପ୍ରକାଶ ଆକ୍ରମିତ କରିବା
ବସାନୁଭୂତିରେ ଅପୂର୍ବ ନିର୍ମାଣୋ—

ମୁକ୍ତିତୋ ନିଷ୍ପତ୍ତି ଯିଟୋ ସେହି ଭକ୍ତତକ ନମୋ

ବସନ୍ତରୀ ମାଗୋହେ ଭକ୍ତି ।

সমস্ত মন্ত্রক মণি নিজ ভক্তব বশ্য

ଭଜୋ ହେନ ଦେବ ଯଦୁପତି ॥

‘বসময়ী’ শব্দের প্রয়োগে স্তরকাটি সহাদয় হৃদয়সংবাদী করি তুলিছে, ইয়াৰ
ঠাইত অন্য শব্দ বহুওয়া হ’লে সি ইমান শ্রাতিমধুৰ নহ’লহেঁতেন। সেইদৰে ‘সমস্ত
মন্তক মণি’ শব্দালংকাৰেও পদফঁকিৰ লালিত আব্যাহত বাখিছে। মন কৰিবলগীয়া
কথা এই যে নামঘোষাৰ শ্লোকবোৰত সুৰৰ প্ৰাধান্য আছে। অৱশ্যে সংগীতধৰ্মী
হৃদসজ্জা ইয়াৰ অন্যতম কাৰণ বুলি ক’ব পাৰি। গতিকে শব্দে ধৰনিগত সুযুমা
নিৰ্ভৰ কৰিছে তাৰ সুৰতহে। সুৰৰ লগতহে তাৰ অৰ্থয়। সেইবাবে শব্দ বাছনিৰ
ক্ষেত্ৰত সুৰৰ প্ৰাধান্য বেছি :

সেহিসে দিনক ভাট্টি

ମେଘାଚୁନେ ଲୋହ୍ୟ ଦୁର୍ଦିନ ।

হবি কথা অন্তর্ব
সম্যকে আলাপ বস

যিটো দিন হোৱয় বিহীন ॥

ଇଯାତୋ ଶବ୍ଦ ଚନ୍ଦନତ ଦକ୍ଷତା ପ୍ରକାଶ ପାଇଛେ । ଦୁର୍ଦିନ ଶବ୍ଦର ଠାଇତ ଅନ୍ୟ ଶବ୍ଦ ପ୍ରୟୋଗ କରିଲେ ତାର ସୁକିଯା ସୌନ୍ଦର୍ଯ୍ୟ ହାନି ହୋବାର ଆଶ୍ରକା । କିଛୁମାନତ ଅନ୍ୟାନ୍ୟାସର ସୌନ୍ଦର୍ଯ୍ୟ ମନ କରିବିଲଗୀଯା—

আপুনি আপোন বদ্ধু

আপুনি আপোন শক্র

আপুনি আপোন বাখে মাবে।

কেতিয়াবা শব্দৰ ধ্বনি আক অর্থৰ বৈপৰীত্যয়ো বচনাৰ সৌন্দৰ্য বৃদ্ধিত
অবিহণ যোগাইছে।

নাৰায়ণ হেন ইটো

শবদ আছন্ত মুখে

বশবর্তী বচন আছয়

তথাপি আস্তুত কিনো

ঘোৰ নৰকত মজি

মলমতি মনুয্য মৰয় ॥

মুখেৰে নাৰায়ণ শব্দ সহজে উচ্চাৰণ কৰিব পাৰি, তাকে নকৰি মলমতি
মনুয্য নৰকত মজে। এনে বিপৰীত আচৰণ ইঁংগিত দি কৰিয়ে অন্তজীৱনৰ আকৃতি
প্ৰকাশ কৰিছে আক পাঠককো মলমতি নহ'বলৈ সতৰ্ক কৰি দিছে।

নামঘোষাত অৱতাৰবাদ :

অৱতাৰ তত্ত্ব আধ্যাত্মিক জগতৰ নিয়মৰ বাংময় প্ৰকাশ। বৈষ্ণব ধৰ্মত
অৱতাৰবাদ স্বীকাৰ কৰা হৈছে। পৃথিবীত যেতিয়াই ধৰ্মৰ গ্ৰন্থি ঘটে অধৰ্মই সমাজত
মূৰ দাঙি উঠে। সন্তসকল দুষ্ট লোকৰ দ্বাৰা পীড়িত হয়, তেতিয়াই দুষ্টক দমন
আক সন্তক পালন কৰি সত্যক প্ৰতিষ্ঠা কৰিবৰ কাৰণে ইঁঞ্চৰে অৱতাৰ ধাৰণ কৰে।
গীতাত কোৱা হৈছে—

যদা যদাহি ধৰ্মস্য গ্ৰানিৰ্ভৰতি ভাৰত।

অভুঃখানমধৰ্মস্য তদাদ্বানং সৃজাম্যহম্ ॥ ৭

পৰিগ্ৰাগয় সাধুনাম্ বিনাশায় চ দুস্কৃতম্।

ধৰ্ম সংস্থাপনাৰ্থায় সন্তোষামি যুগে যুগে ॥ ৮ (চতুর্থ অধ্যায়)

মাধবদেৱেও ‘নামঘোষাৰ’ প্ৰথম পৰ্যায়তেই দশ অৱতাৰ বৰ্ণনা কৰিছে।
এনেদৰে

মৎস্য কুশ্ম নৰসিংহ

বামন পৰশুৰাম

হলিবাম বৰাহ ত্ৰীবাম।

বুদ্ধ কঙ্কী নামে দশ

আকৃতি ধৰিছা কৃষ্ণ

তয় পাৰে কৰোহো প্ৰণাম ॥ ৩

নামঘোষাৰ ভাগৰত পুৰাণ আক অন্যান্য গ্ৰন্থৰ সাৰ্থক অনুবাদ আছে আক
কৰিব স্বকীয় অভিব্যক্তিও আছে। গুৰু শংকৰৰ অসীম কীৰ্তি শ্ৰদ্ধাৰে বৰ্ণনা কৰাৰ

লগতে সি বৈষ্ণৱ ধৰ্ম দৰ্শনৰো ইংগিত বহন কৰিছে। ভক্তি হিচাপে তেওঁ নিজ মুক্তিকে বিচৰা নাই, তেওঁৰ স্বপ্নত সমগ্ৰ অসমৰ মানুহৰ চিত্ৰভূতিৰ উদগতি সম্ভৱ হৈছে—

হৰি নামে নুহিকে নিয়ম অধিকাৰী ।

বাম বুলি তবে মিৰি অসম কছাৰী ॥

সকলো স্তৰকে লৈ, আনকি জনজাতিসকলকো লগত লৈছে ভক্তি আন্দোলন সংগঠিত হৈছিল— তাৰ প্ৰমাণ এই পদফৰ্মাকিৰি আহে। এনে উদাৰতাইনামঘোষাৰ নান্দনিক কৃপক মানবীয় তাৎপৰ্যৰে আলোকিত কৰিছে। নামঘোষা পৰোক্ষভাৱে জনকল্যাণৰ কাৰ্য্যক মাধ্যম বুলি ক'লৈও অত্যুক্তি কৰা নহ'ব যেন লাগে।

ভক্তি বত্তাবলী :

অসমীয়া ভাগৱতী বা বৈষ্ণৱ বা মহাপুৰুষীয়া সমাজৰ মূল চাৰি পুঁথিৰ ভিতৰত “ভক্তি বত্তাবলী”ও এখন। ভক্তি বত্তাবলীৰ মূল বচক বিষ্ণুপূৰ্বী সন্ম্যাসী, ভাগৱতৰ সাৰ উদ্ধাৰ কৰি বিষ্ণুপূৰ্বীয়ে সংস্কৃতত ভক্তি বত্তাবলী বচনা কৰিছিল। দিজ কঞ্চৰ্ভূযণে বেনাৰসৰ পৰা এই শাস্ত্ৰখন আনি শংকবদেৱৰ হাতত দিয়াত শাস্ত্ৰখনি চাই বুজিলে যে এইখন এখন অতি অমূল্য প্ৰত্ৰ। ইতিমধ্যে শংকবদেৱে ভক্তি বত্তাবলী লিখিলে, গতিকে ‘ভক্তি-বত্তাবলী’ পদানুবাদ কৰাৰ দায়িত্ব মাধবদেৱক দিলে। শ্ৰীমাধবদেৱে গুৰুবাক্য শিরোধাৰ্য্য কৰি—

কৃষ্ণ পাদ পদ্ম দুই হৃদয়ত ধৰি ।

গুৰু চৰণ মনে শিরোগত কৰি ॥

ভক্তি বত্তাবলী প্ৰত্ৰ ভাগৱত সাৰ ।

মুকুখ মাধবে পদ কৰিলা প্ৰচাৰ ॥১৪

ভক্তি বত্তাবলীৰ কেইবাটা ও টীকা আছে। প্ৰথম টীকা সংস্কৃত ভাষাত শ্ৰীধৰ স্বামীয়ে লিখা কাস্তিমালা টীকা। দ্বিতীয় এখন টীকা হিন্দী গদ্যত, তৃতীয় টীকাৰ নাম ভক্তি প্ৰকাশিকা। ইয়াৰ বাহিৰেও গুজৰাটী ভাষাত দুখন টীকা পোৱা যায়। মূল বত্তাবলীৰ তেৰটা বিবচনত বিষয়বস্তু নিৰ্ধাৰিত কৰি দিয়া নাই। কিন্তু মাধবদেৱৰ ‘ভক্তি বত্তাবলী’ প্ৰতি বিবচনত বিষয়বস্তু আৰম্ভণিতে দিয়া আছে। যেনে প্ৰথম—
ভক্তি বিবচন, দ্বিতীয়—সংস্কৃত বিবচন, তৃতীয়— ভক্তি বিশেষণ বিবচন, চতুৰ্থ—
শ্ৰবণ বিবচন, পঞ্চম— কীৰ্তন বিবচন, ষষ্ঠি— স্মৰণ বিবচন, সপ্তম— পদ সেৱন
বিবচন, অষ্টম— অৰ্চন বিবচন, নৰম— বন্দন বিবচন, দশম— দাস্য বিবচন,

একাদশ—সখ্য বিবচন, দ্বাদশ—আত্মনিবেদন বিবচন আৰু ত্ৰয়োদশ—শৰণ বিবচণ।

মহাপুৰুষীয়া ধৰ্মৰ যি চাৰিটা সিদ্ধান্ত পূৰ্বৰ পৰাই গৃহীত হৈ আহিছে, সেই সিদ্ধান্ত অধিক শক্তিশালী আৰু দৃঢ়তাৰ কৰি ভক্তি বত্ত্বালীয়ে প্ৰতিষ্ঠা কৰাৰ কাৰণে মহাপুৰুষীয়া চাৰি শাস্ত্ৰৰ মাজত এই শাস্ত্ৰই বিশেষ স্থান লাভ কৰিছে। এই চাৰিটা সিদ্ধান্ত হ'ল—

- ক) একশৰণৰ সৰ্বাধিক মহত্ত্ব।
- খ) অন্যান্য ভক্তিকৈ দাস্যভক্তিৰ শ্ৰেষ্ঠতা।
- গ) সাধন পছত শ্ৰবণ আৰু কীৰ্তনত গুৰুত্ব।
- ঘ) ভক্তি পছত সৎসংগৰ আশ্রয় গ্ৰহণ।

উপৰিউক্ত তেবটি বিবচনৰ মাধ্যমেৰে গ্ৰহখনত ভক্তিতত্ত্বৰ বিষয়ে কেনেদৰে বৰ্ণনা কৰিছে, সেই সম্পর্কে এটি থুলমূল আভাস দিবলৈ যত্ন কৰা হ'ল।

ভক্তি বিবচনত বিভিন্ন প্ৰকাৰৰ ভক্তিৰ বিষয়ে কোৱা হৈছে। ভক্তি পছত একমাত্ৰ আৰাধ্য দেৱতা নাৰায়ণৰ বিশ্বাসেৰে ভজন কৰিলে পৰম দুৰ্লভ মোক্ষ লাভ হয়।

সৎসংগ বিবচনত সৎসংগৰ আৱশ্যকতা আৰু মাহাত্ম্যৰ বিষয়ে আলোচনা কৰা হৈছে। সাধুৰ সংগ স্বৰ্গতকৈও শ্ৰেষ্ঠ। সন্তুৰ হৃদয়ত হৰি সৰ্বদা বিদ্যমান। এনে সন্ত-মহত্ত্বৰ সংশ্পৰ্শত পাপীৰ পাপ দূৰীভূত হয় আৰু তেওঁ মোক্ষ প্ৰাপ্তিৰ সন্ধান পায়।

ভক্তি বিশেষণ বিবচনত নৰবিধা ভক্তিৰ বিষয়ে কোৱা হৈছে। এই বিবচনৰ শেষত শ্ৰবণ-কীৰ্তন ধৰ্মৰ শ্ৰেষ্ঠতা সুদৃঢ়ভাৱে ঘোষণা কৰি ভাগৰত শাস্ত্ৰৰো এয়ে সিদ্ধান্ত বুলি মত প্ৰকাশ কৰে হৈছে।

শ্ৰবণ বিবচনত শ্ৰবণৰ মাহাত্ম্যৰ বিষয় কোৱা হৈছে। হৰি কথা শ্ৰবণ নকৰাজনক পশ্চতকৈও অধম বোলা হৈছে। যিজন শ্ৰবণ বসিক, তেওঁ মৃত্যুলৈ ভয় নকৰে। অমৃতকৈও শ্ৰেতা হ'ল হৰি কথামৃত। গতিকে জ্ঞানীসকলে অমৃতকোঁ তুচ্ছ কৰি কৃষণ কথামৃত পান কৰে।

কীৰ্তন বিবচনত কোৱা হৈছে জ্ঞানে অজ্ঞানে যিজনে হৰি চৰিত্ৰ কীৰ্তন কৰে, তেওঁ সংসাৰৰ পৰা মুক্তি পায়। যিজনে হৰি নাম কীৰ্তন কৰে, তেওঁৰ ওচৰত কাল মৃত্যু দুয়ো তৰতবিয়া কামপয়। জুইত নজনাকৈ হাত দিলেও যিদৰে

জুয়ে পোৰে, সেইদৰে আজ্ঞানতো যদি হৰিব নাম উচ্চাৰণ কৰা হয় সেই নামে সকলো পাপ দহন কৰে। সকলো পাপৰ প্ৰায়শিত্ব একমাত্ৰ উপায় হৈছে হৰিনাম কীৰ্তন। কৃষ্ণ পদ পঞ্জী সুমৰণত পাপ নাশ হয় বাসনা ক্ষয় হয়, চিন্ত শুন্দি হৈ কৃষ্ণত প্ৰেম ভক্তি লাভ হয়।

পদসেৱন বিবচনত কোৱা হৈছে যে প্ৰতিমাদি পৰিচয়ীহ হৈছে পদসেৱন ভক্তি। এই বিবচনত প্ৰহ্লাদ, লক্ষ্মী, ব্ৰহ্মা, দৈৱকী আদিৰ বাক্য উল্লেখ কৰি পদসেৱনৰ মহিমা ব্যাখ্যা কৰা হৈছে।

আৰ্�চন বিবচনত কৃষ্ণৰ পূজাৰ বিষয়ে কোৱা হৈছে যে কৃষ্ণৰ পূজা কৰিলেই সকলো দেৱতাৰ পূজা হয়। এজোপা গছৰ গুৰিত পানী দিলে ডাল পাতেই জীৱ পোৱাৰ দৰে কৃষ্ণৰ আৰ্�চনা কৰিলেই সকলোকে আৰ্চনা কৰা হয়।

বন্দন বিবচনত কোৱা হৈছে যে ভগৱন্তৰ চৰণ বন্দনা কৰিলে কৰোঁতাজনৰ পৰম মংগল লাভ হয়। কিন্তু তেওঁ পোৱা সুখে মুকুতিৰ বণ্টা বৈকুঠৰ। অৰ্থাৎ মুক্তিৰ ভাগহে পায়, সম্পূৰ্ণ মুক্তি নাপায়। কাৰণ প্ৰকৃত ভক্তিসকল মুক্তি নিষ্পত্তি, তেওঁলোকে মুকুতি সুখতকৈ ভক্তিৰ পৰমানন্দ স্বৰূপ বসত নিমজ্জিত হৈ থাকিবলৈহে হাবিয়াস কৰে।

দাস্য বিবচনত কোৱা হৈছে যে দাসৰ দৰে সকলো কৰ্ম কৃষ্ণত সমৰ্পণ কৰাইহ'ল দাস্য ভক্তি। গৃহবন্দীশালত বিষয়ৰ বাগত ধৈৰ্য হেৰুৱাই কৃষ্ণৰ চৰণত দাস্যভাৱে নিজকে অপৰণ কৰিব পাৰিলে তেওঁৰ— “হোৱে তেৱে অহি বাগে ভক্তিৰ সাধন। (পদ ১১১০) উপাস্যজনক সখীৰূপে ভজন কৰি তেওঁৰ ওপৰত বিশ্বাস স্থাপন কৰাই সখ্য ভক্তি। দৈশ্বৰৰ সৈতে মিত্ৰতা কৰাৰ যি আনন্দ আৰু সমাপ্তি নাই, তাত বিচ্ছেদৰ আশংকাও নাই।

আত্মনিবেদন বিবচনত কোৱা হৈছে যে ইয়াৰ দ্বাৰা জীৱই অপ্ৰয়োগ যুক্তি লাভ কৰে। তিনিগুণময় বেদশাস্ত্ৰ ত্যাগ কৰি কৃষ্ণতে আত্মনিবেদন কৰি অমূল্য মানৰ জীৱন সাৰ্থক কৰাহে মানুহৰ লক্ষ্য হোৱা উচিত।

ভক্তি বত্তাবলীৰ শেষ বিবচন হৈছে শৰণ বিবচন। ইয়াত একশৰণৰ মাহাত্ম্য বৰ্ণিত হৈছে। বৈষ্ণৱ ধৰ্মমতে ‘এক দেৱ এক সেৱ একে বিনে নাই কেৱ’ এই একমাত্ৰজনেই হৈছে বিষ্ণু বা কৃষ্ণ। গতিকে কৰিয়ে কৈছে—

লৈয়েকে শৰণ এক চৰণে কৃষ্ণৰ।

এহি মানে তাৎপৰ্য সকলে শাস্ত্ৰৰ।।

ଥୁଲମୂଳକୈ ଏଯାଇ ହଲ ଭକ୍ତି ବତ୍ତାରଲୀର ବିଷୟବସ୍ତୁ । ଭକ୍ତିତ୍ତବ ଦରେ ଜଟିଲ ବିଷୟ ଏଟାକୋ ମାଧରଦେରେ ଇମାନ ସବଳ, ପ୍ରାଞ୍ଜଳିଭାରେ ବର୍ଣନା କରିଛେ ଯେ ବସନ୍ତାହୀ ପାଠକେ ଭକ୍ତିର ବସବ ଅରଗାହନ କବି ମାନର ଜୀରନ ସାର୍ଥକ କବି ତୁଲିବଲୈ ସମର୍ଥ ହେଛେ ।

ଏନେହେନ ପରମ ଅମୂଳ୍ୟ ଭକ୍ତି ବତ୍ତବ ସଂଗ୍ରହକପ ବୈଷ୍ଣଵଜନବ ପ୍ରାଣବ ବସ୍ତୁ “ଭକ୍ତି ବତ୍ତାରଲୀ” ଗ୍ରହ୍ୟ ପଦବନ୍ଦେ ଅନୁବାଦ ଅତି ନିଖୁତଭାରେ କବିବ ପରାଟୋ ଓ ଆନ୍ତୁତ ପାଣ୍ଡିତ୍ୟ ଆକୁ ଭକ୍ତିର ପରିଚାଯକ । ମୂଳବ ସମ୍ପୂର୍ଣ୍ଣ ଅର୍ଥ ସୁନ୍ଦରକୈ ପ୍ରକାଶ କବି ଏହି ଗୃଢ ଅର୍ଥପୂର୍ଣ୍ଣ ଗ୍ରହ୍ୟଖନ କଠିନ ସଂସ୍କୃତ ଭାସାବ ପରା ପଦ୍ୟ ଛନ୍ଦତ ଭାସାନ୍ତର ଏହି ଯେ କେବଳ ମୂଳ ଶ୍ଲୋକଖିନିରେଇ ଅନୁବାଦ ନହ୍ୟ— ଭାଗରତବ ମୂଳ ଶ୍ଲୋକରେ ସୈତେ ବିଷୁପୁରୀଯେ ଯି ଟିକା ସମ୍ମିଳିଷ୍ଟ କରିଛେ ସେଇ ଆଟାଇବିଲାକବ ସୈତେ ସମସ୍ତ ଗ୍ରହ୍ୟଖନି ଆବିକଳଭାରେ ପଦ ଛନ୍ଦତ ଭାସାନ୍ତର କବାତ ତେଓଁ ଅପର୍ବ କୃତିତ୍ୱ ପ୍ରକାଶ ପାଇଛେ । ଜଟିଲ ତତ୍ତ୍ଵପୂର୍ଣ୍ଣ ଆଟାଇବୋର କଥାକେ ସୁଲଲିତ, କବିତାପୂର୍ଣ୍ଣ, ଚିତ୍ରଗାହୀ ପଦ୍ୟତ ପ୍ରକାଶ କବାତ ମାଧରଦେରସର ଅଗାଧ ପାଣ୍ଡିତ୍ୟବ ପରିଚଯ ପୋରା ଯାଇ ।

“ଭକ୍ତି ବତ୍ତାରଲୀ”ର ପ୍ରତିପାଦ୍ୟ ବିଷୟ କୃଷ୍ଣଭକ୍ତି । କୃଷ୍ଣଭକ୍ତିର ପରମ ମାହାତ୍ମ୍ୟ ଘୋଷଣା କବି ଜଗତର ସକଳୋ ଲୋକକେ ଭକ୍ତିର ପ୍ରତି ଆକର୍ଷଣ କବିବଲୈ କଯ় :

ଧର୍ମ ଅର୍ଥ କାମ ମୋକ୍ଷ ପୁରୁଧାର୍ଥ ଚାବି

ଫୁରେ ଯତ ଲୋକ ଆକୁ ଉପାୟ ବିଚାବି ॥

କୃଷ୍ଣର ଭକ୍ତି ତାବ ପରମ ଉପାୟ ।

ମହା ପୁରୁଧାର୍ଥ ଆତ ପରେ ଆନ ନାହିଁ ॥

ଭକ୍ତିର ଦ୍ୱାରା ଯି ଭକ୍ତି ଜନ୍ମେ ସେୟେ ପ୍ରେମଭକ୍ତି । ପ୍ରେମଭକ୍ତିର ଫଳ ହୟ—

“ଗୁଛେ ସବେ କାମନା ପ୍ରସନ୍ନ ହୋଇରେ ଚିତ୍ତ ।

ବଜ ତମ ଗୁଚ୍ଛ ଶୁଦ୍ଧ ସନ୍ଦେ ହୋଇରେ ସ୍ଥିତ ॥

ପ୍ରେମଭକ୍ତିଯେ ଭକ୍ତିର ମନବ ପରା ବଜୋ ତମୋ ଗୁଣ ଆକୁ ଏହି ଗୁଣବିଲାକବ ପରା

ଉଦ୍‌ଦ୍ଦୂର ହୋଇବା କାମ କ୍ରୋଧ, ଲୋଭ, ମୋହ ଆଦି କୁ-ପ୍ରଭାତିବୋର ଆଁତରାଇ ମନକ ସୁନିର୍ମଳ କବେ, ଯାବ ଫଳତ ଭକ୍ତିର ମନ ଶୁଦ୍ଧ ସନ୍ଦ୍ରତ ସ୍ଥିତ ହୟ । ଭକ୍ତି ପଞ୍ଚତ ଏକମାତ୍ର ଆବାଧ୍ୟ ବାସୁଦେବ ବିଷୁତେ, ଯିହେତୁ ପାବଲୈ ହଲେ ଶୁଦ୍ଧ ସନ୍ଦ୍ର ଗୁଣମ୍ୟ ବିଷୁତହେ ବତି ହୋଇବାଟେ ଅପରିହାର୍ୟ । ସେୟେ ଦୃଢ଼ଭାରେ ଭକ୍ତି କବିବଲୈ ଅନ୍ୟ ଦେବତାବ ପ୍ରତି ଭକ୍ତି ଏକେବାରେ ତ୍ୟାଗ କବିବ ଲାଗିବ ।—

ଏକେ ବାସୁଦେବତେହେ କବିବ ଭକ୍ତି ।

ନକବିବ ଆନ ଏକୋ ଦେବତାବ ବତି ॥

ଏହିଦରେ କୃଷ୍ଣ ସେବାର ପରମାନନ୍ଦ ବସର ଆଗତ ମୁକୁତିର ସୁଖ ତୁଳ୍ଳ ହୈ ଯାଏ । ଏନେ ମୁକୁତିର ସୁଖକୋ ତୁଳ୍ଳ କବି ସାଧୁର ସଂଗତ ଶ୍ରବଣ-କିର୍ତ୍ତନ କବାର ସୌଭାଗ୍ୟ ମିଲିଲେ ମଧ୍ୟମ ଶ୍ରବନ ବତି ଭକ୍ତି ଆକ୍ରମେ ପ୍ରେମଭକ୍ତି ଲାଭ ହୁଏ ପାରେ ବୁଲି ଭକ୍ତି ବତ୍ତାରଲୀଯେ ପୌରବାହି ଦିଛେ ।

ଜନ୍ମ ବହସ୍ୟ :

ମାଧ୍ୟମିକ ଦ୍ୱାରା ବଚିତ ଜନ୍ମ ବହସ୍ୟ ମାତ୍ର ୨୭୨୨୮ ପଦର ସମ୍ପୂର୍ଣ୍ଣ ଏଥିନି ସର୍ବ ପୁଥି । ମାଧ୍ୟମିକ ଜୀରନର ଆଦିକାଳରେ ଏହିଥିନି ବଚନା । କଥିତ ଆଛେ ଯେ ବୀର ଚିଲାବାୟେ ଜନ୍ମ ପୁରୀଗ ନାମର ଶାସ୍ତ୍ର ଏଥିନି ତେଉଁବେ ମାଦୈସକଲେ ବୁଜି ପୋରାକେ ପଦତ ବଚନା କବିବର ବାବେ ଶଂକବଦେବକ ଦିଛିଲ । ବେଜବକରାର ମତେ ଚିଲାବାୟର ଘାଇ ମହୀୟୀ ଶଂକବଦେବର ଭାତ୍ର ବାମବାୟର କନ୍ୟା ଭୂରନେଶ୍ୱରୀଯେହେ ଏଟା ପୁଥିଖନ ଶଂକବଦେବକ ଭାଙ୍ଗନି କବିବର ବାବେ ଦିଛିଲ । ଶଂକବଦେବରେ ତେଉଁବେ ପ୍ରିୟ ଶିଷ୍ୟ ମାଧ୍ୟମିକ ହ୍ୟାବ ଅନୁବାଦର ଭାବ ଦିଯେ । ଓରଜନାବ ଜୀରନ କାଲରେ ‘ଜନ୍ମ ବହସ୍ୟ’ ଅନୁବାଦ କବି ମାଧ୍ୟମିକରେ ତେଉଁବେ ଉତ୍ତମ ବଚନାଶୈଳୀବ ବାବେ ସଥେଷ୍ଟ ପ୍ରଶଂସା ଲାଭ କବିଛିଲ ।

ଜନ୍ମବହସ୍ୟ ପୁଥିର କାହିନୀଭାଗ ଘାଇକେ ଭାଗରତ ପୁରୀଗ ଓ ପରତ ଆଧାରିତ । ଭାଗରତତ ବର୍ଣନା କବାର ଦରେଇ ଦଶ ଅରତାବର କଥା ଜନ୍ମ ବହସ୍ୟ ପୁଥିତ ଦାଙ୍ଗି ଧରା ହେଛେ । ଇଯାତ ହଲିବାମ ଅରତାବଟିର ଉଲ୍ଲେଖ ଆଛେ । କିନ୍ତୁ ଲୀଳା ବର୍ଣନାତ କୃଷ୍ଣର କର୍ମବାଜିହେ ବିଶଦଭାବେ ପ୍ରଚାରିତ ହେଛେ । ପୁଥିଖନର ମୂଳ ପଦର ଆଧାରଟିକେ ବେଚି ଅଂଶ ଅଧିକାର କବି ଆଛେ, ବିଷୁ କୃଷ୍ଣର ମହିମା ବର୍ଣନାଇ ।

ଏହିଥିନି ପୁଥି ମାଧ୍ୟମିକ ଅନୁବାଦ ପୁଥି ଯଦିଓ ପ୍ରକାଶଭଂଗୀର ସ୍ଵଚ୍ଛତାର ବାବେ ଇଯାକ ମୌଲିକ ବଚନା ଯେନହେ ବୋଧ ହେଁ । ମହା ପୁରୁଷଜନାବ ବ୍ୟକ୍ତିଗତ ଅନୁଭୂତି ଆକ୍ରମିତ ଅଭିଭାବତାରେ ଇଯାତ ଭୂମୁକି ମାରିଛେ । ଶଂକବ ଗୁର୍ବର ପ୍ରତି ଥକା ଶ୍ରଦ୍ଧା ଆକ୍ରମିତ ପୁଥିଖନର ଶୈୟର ଫାଲେ ସ୍ପଷ୍ଟ କୃପତ ଧରା ଦିଛେ । ଶ୍ରବଣ ଆକ୍ରମିତ କିର୍ତ୍ତନର ମାହାତ୍ୟ ପ୍ରଚାର କବି କୃଷ୍ଣଭକ୍ତି ବସାମୃତ ପାନ କବୋରାଇ ଏହି ପୁଥିର ଚରମ ଲକ୍ଷ୍ୟ । ‘ଜନ୍ମ ବହସ୍ୟ’ତ ମାଧ୍ୟମିକରେ ଶ୍ରୀକୃଷ୍ଣର ଜନ୍ମରେ ପରା ବ୍ରଜଧାମତ ନନ୍ଦ-ସାହୁର ପରା ଶିଶୁଲୀଲା, ତାର ପିଛତ ମଥୁରାତ କଂସାଦି ଦୁଷ୍ଟ ଅସୁର ବଜାସକଳକ ବଧ କବାରେ ପରା ଏକେବାରେ ବଜା ଯୁଧିଷ୍ଠିରର ବାଜସୂର ଯଜ୍ଞତ ଦୁଷ୍ଟ ବଜା ଶିଶୁପାଲକ ବଧ କବା, କୁରକ୍ଷେତ୍ର ଯୁଦ୍ଧତ ପାଞ୍ଚର ପଞ୍ଚତ ଥାକି ଅର୍ଜୁନର ବଥର ସାରଥି ହେ ଅଷ୍ଟାଦଶ ଅକ୍ଷେତ୍ରହିନୀ ନିପାତ କବାରେ ପରା ଏକେବାରେ ଯଦୁବଂଶ ଧରି ପୃଥିବୀର ସମସ୍ତ ଭାବ ସଂହାର କବି ବୈକୁଞ୍ଚ ଗମନ କବାଲେକେ ବର୍ଣନା କବିଛେ । କଲିଯୁଗତ ମାନୁହର ନୈତିକ ଅଧଃପତନ, ଅନେକ ବ୍ୟାଭିଚାର,

মূল্যবোধৰ বিসংগতি আদিয়ে দেখা দিলেও সত্য, ত্ৰেতা, দ্বাপৰ যুগৰ ভিতৰত কলিযুগৰ মহত্ত্ব অধিক বুলি ইয়াত কোৱা হৈছে। কিয়নো এই যুগত কেৱল শ্ৰণ কীৰ্তনৰ দ্বাৰাই সমস্ত ধৰ্মৰ ফল লাভ কৰি সংসাৰ বন্ধন ছেদ কৰিব পাৰি। সৰ্বশেষত জন্ম-বহস্য গ্ৰহণ মাধৰদেৱে নিজৰ গুৰু মহাপুৰুষ শংকৰদেৱক সাক্ষাতে কৃষ্ণৰ অংশ বুলি বৰ্ণনা কৰিছে। ইয়াত মাধৰদেৱে কলিযুগৰ লক্ষণসমূহো বৰ্ণনা কৰিছে। মুঠতে জন্ম বহস্য পুথিখনত মাধৰদেৱে প্ৰকৃতাৰ্থত শ্ৰীকৃষ্ণৰ লীলা মালাকেই সংক্ষিপ্তভাৱে বৰ্ণনা কৰিছে।

‘জন্ম বহস্য’ পুথিখনিব অনুবাদ অতি সহজ-সৰল আৰু সহজবোধ্য। ইয়াত শব্দৰ দুৰ্বোধ্যতা, অৰ্থৰ অস্পষ্টতা আৰু ভাবৰ জটিলতা দেখিবলৈ পোৱা নাযায়। গোটেই পুথিখনত শ্ৰীকৃষ্ণ চৰিত্ৰ মধ্যমণি হৈ ভক্তিপ্ৰাণ পাঠকক ভক্তি-বসাপুত্ৰ কৰিবলৈ সক্ষম হৈছে। মানুহৰ নৈতিক অধঃপতনৰ যিসমূহ ভবিষ্যদ্বাণী জন্ম-বহস্যত মাধৰদেৱে উল্লেখ কৰিছে, সেই সময়ৰ সত্যতা বৰ্তমান মানৱ সমাজত বহু পৰিমাণে প্ৰতিফলিত, ভবিষ্যতৰ বাবে সাৰধান হ'বলৈও কোৱা হৈছে। জন্ম-বহস্যত কলিযুগৰ শাসকবৰ্গ প্ৰজাৰ মংগলকামী নহৈ শোষণকাৰী কপেহে অৱতীৰ্ণ হোৱাটোৱে যেন আমাৰ বৰ্তমানৰ সমাজখনহে প্ৰতিফলিত কৰিছে। এই কথাই বৰ্তমান সময়ৰ পাঠকক ক্ষন্তেক সময়ৰ বাবে হ'লৈও ভবাই তোলে যে আমাৰ সমাজৰ বাজনৈতিক ক্ষেত্ৰত স্থাবিৰ হৈয়ে আছে। অৰ্থাৎ মাধৰদেৱে জন্ম বহস্য বচনা কৰাৰ সময়তো শাসকবৰ্গ শোষণকাৰী কপত অৱতীৰ্ণ হ'ব বুলি কৈছিল। আৰু আমিও শাসকবৰ্গক প্ৰজাৰ মংগল ক্ষেত্ৰত সিমান উদাৰ মনোভাৱ পৰিগ্ৰহ কৰাটো পৰিলক্ষিত নহয়। এইবোৱে যেন আমাৰ সমাজৰ কিছুমান দিশৰ ওপৰত গভীৰভাৱে চিন্তা-চৰ্চা কৰিবলৈ সমল যোগাইছে।

নাম-মালিকা :

মাধৰদেৱৰ আন এখন ভক্তিতত্ত্বমূলক বচনা হ'ল নাম-মালিকা, এইখনি মাধৰদেৱৰ শ্ৰেণি বচনা। মহাৰাজ নৰনাৰায়ণৰ বাজসভাৰ বিক্ষপাক্ষ কাজিব অনুবোধত পুথিখনিব কাম হাতত ল'লৈও এই কাম কৰি মাধৰদেৱে মানসিক তৃষ্ণি পোৱা নাছিল। তেওঁ নিজেই কৈছে—

নাহিকে শৃংখল গ্ৰহ অতি নিৰঞ্জন

তাৰ পদ কৰি কোনে মিলাইবে কৌতুক।

উবিষ্যাৰ পুৰুষোত্তম গজপতি নামৰ এগৰাকী ৰজাই ব্ৰাহ্মণসকলক লগাই

বিভিন্ন পুরাণ, মহাভাবত আক অন্যান্য শাস্ত্রত থকা কৃষ্ণনামৰ মহিমা প্রকাশক পদ শ্লোক গোটাই এখনি সুকীয়া পুথি হিচাপে সংকলন কৰে। কৃষ্ণনামৰ মহিমা প্রকাশক শ্লোক-পদৰ সমষ্টি বাবেই বোধহয় গ্রন্থখনিব নাম 'নাম-মালিকা' বৰ্খা হয়।

মাধৱদেরে মূল 'নাম-মালিকা'ত নোহোৱা কিছু কথা সংযোগ কৰি পুথিখনিক পূৰ্ণতা প্ৰদান কৰিছে। 'নাম অপৰাধ' বিষয়ক যিথিনি পদ মাধৱদেরে গ্রন্থখনিত সংযোগ কৰিছে মূল পুথিত সেই পদসমূহ নাছিল বুলি অনুমান কৰিব পাৰি।^{১০}

'নাম মালিকাত বহিৰ্ভূক্ত শ্লোক চয়।

গোৱিন্দ নামৰ অপৰাধ নিৰ্ণয়।। ৫৩৪

তাৰো পদ কৰো বাক্য পালি মহন্তৰ।

ইহাত আমাক দোষ নেদিবা বিস্তৰ।।

'নাম-মালিকা'ত ভাগৰত-পুৰাণৰ প্ৰাধান্য কম। তাৰ সলনি আন পুৰাণ, উপপুৰাণ, তন্ত্ৰ, স্মৃতি, সংহিতা আদিৰ নামৰ মহিমা প্রকাশক শ্লোকসমূহকে 'নাম-মালিকা'ত সন্নিবিষ্ট কৰা হৈছে।

নাম-মালিকাত য'ত নাম অপৰাধ বৰ্ণনা কৰা হৈছে, মাধৱদেৱে শিৰ আক বিষুব গুণ নামত ভেদ বুদ্ধি কৰোঁতাজন নামৰ অপৰাধী বুলি বৰ্ণনা কৰিছে—

শিৰৰ বিষুব যত গুণ নাম চয়।

তাক ভেদ বুদ্ধি কৰে যিটো দুৰাশায়।।

জানিবা নামৰ ইটো অপৰাধ আতি।

আপোনাক আপুনি কৰিলে সিটো শাস্তি।। ৫৫০

কীৰ্তন ঘোষাত মহাপুৰুষ শংকবদেৱেও 'নাম-অপৰাধ' অধ্যায়ত শিৰ আক বিষুব গুণ নামত ভেদ বুদ্ধি কৰোঁতাজনক নাম অপৰাধী বুলিছে—

গুণনাম যত বিষুব শিৰৰ।

তাক ভিন্ন বুদ্ধিকৰে যিটো নৰ।।

নামৰ যিটো মহা অপৰাধী।

নৰকত পৰে দৈৱে নবাধি।। ১৬

হৰিনাম ধৰ্মত সকলো শ্ৰেণীৰ লোকৰ সমানেই অধিকাৰ আছে— এই কথা মাধৱদেৱে নাম মালিকাত অধিক দৃঢ়তাৰে ঘোষণা কৰিছে—

ৰাঙ্গাণ ক্ষত্ৰিয় বৈশ্য যত শূদ্ৰ চয়।

স্তৰী অন্ত্যজাতি আনো অনেক আছয়।। ১৫০

নাহি বৰ্ণাশ্রম আত নিয়ম বিচাৰ।

হৰি নাম কীৰ্তনে সবাৰো অধিকাৰ ॥

মাধবদেৱে তেওঁৰ প্ৰায়বোৰ গ্ৰহণে গুৰু শংকৰক একান্ত শ্ৰদ্ধা আৰু ভক্তিভৰা
কৃতজ্ঞতা জ্ঞাপন কৰাৰ দৰে নাম মালিকাতো এনেদৰে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন
কৰিছে—

সুপুঁপায় আছিলেক মোৰ বুদ্ধি মন।

যাহাৰ কৃপাত ইটো বৈল সচেতন ॥৫

হেন গুৰু চৰণত কৰি নমস্কাৰ।

মাধৱে বচিলা পদ নাম মালিকাৰ ॥

অনুবাদ বীতি :

শংকৰী যুগত সাহিত্য মূলতঃ অনুবাদভিত্তিক আছিল। মূলানুবাদ আৰু
ভাবানুবাদ— এই দুয়োবিধি অনুবাদ সাহিত্যই বৈষণৱ সাহিত্য পুষ্ট কৰিছিল।
শংকবদেৱে ভালেসংখ্যক তাত্ত্বিক আৰু সাহিত্যিক বচনা আসমীয়ালৈ অনুবাদ
কৰি থৈ গৈছে আৰু মাধবদেৱে প্ৰমুখ্যে আন বৈষণৱসকলৰ হতুৱায়ো এনে কাম
কৰোৱাই গৈছে। মাধবদেৱেৰ বচনাসমূহ হৈছে— ক) নামঘোষা, খ) ভক্তি ৰত্নাবলী,
গ) বামায়ণ আদিকাণ্ড, ঘ) বাজসূয়, ঙ) জন্ম বহস্য, চ) দধি মথন (অর্জুন ভঞ্জন),
ছ) চোৰ ধৰা, জ) পিম্পৰা গুচোৱা, বা) ভোজন বিহাৰ, এও) ভূমি লেটোৱা, ট)
নাম-মালিকা আদি। এই সকলো কৃতিবে মূল হৈছে সংস্কৃত সাহিত্য।

নামঘোষাৰ অনেক ঘোষাৰ মূল সংস্কৃত। মুক্তিতো নিষ্পূহ প্ৰথম
ঘোষাফ়ঁকিৰে মূল বিষ্ণুপুৰী সম্যাসীৰ ভক্তি-ৰত্নাবলীৰ এটি শ্লোক—

যে মুক্তাৰপি নিষ্পূহাঃ প্রতিপদপ্রোন্মীলদানন্দদাঃ

য়ামাস্থায় সমস্তমস্তকমণিঃ কুৰ্বন্তি (যঁঃ) স্বে বৰ্ণে

তান ভজ্ঞানপি তাথঃ ভক্তিমপি তৎ ভজ্ঞপ্রিযঃ শ্রীহৰিঃ

বন্দে সন্ততমৰ্থয়েহনুদিবিসৎ নিত্যঃ শৰণ্যঃ ভজে । ৩৭

(যিসকল মুক্তিতো নিষ্পূহ ভজ্ঞই প্রতিপদতে মুকলি হোৱাকৈ আনন্দ দান
কৰা ভক্তিক আশ্রয় কৰি সমস্তবে শিরোমণিস্থৰকপ শৰণীয় শ্রীহৰিক নিজৰ বশীভূত
কৰে, সেই ভজ্ঞক মই বন্দনা কৰো, সেই ভক্তি মই সদায় প্ৰার্থনা কৰো, সেই
শ্রীহৰিক মই ভজনা কৰো ।)

ইয়াত মূলত থকা এটা জটিল বাক্যক মাধবদেৱে তিনিটা বাক্য কৰি সৱল

বাক্যলৈ কপাত্তবিত কৰিছে। সংস্কৃতৰ জটিল বাক্য গাঁথনি অসমীয়াত সভাৰ নহয়। সংস্কৃতত বিশেষ্যৰ লিংগ, বিভক্তি, বচন অনুসৰি তৎসম্পর্কিত বিশেষণ আৰু সৰ্বনামৰো লিংগ, বিভক্তি, বচন হোৱা বাবে অনেক কৰ্তা একে ঠাইতে কৃমাঘয়ে প্ৰয়োগ কৰি তৎ তৎ সম্পর্কিত ক্ৰিয়াবোৱো একে ঠাইতে যথাক্রমে ব্যৱহাৰ কৰিব পাৰি। অসমীয়াত তেনে ব্যৱস্থা নাই বাবে অনেক ক্ৰিয়াক আশ্রয় কৰি অনেক বাক্য বচিব লগা হয়। মাধবদেৱে এই ব্যৱস্থাকে প্ৰহণ কৰি ঘোষাফাঁকি সম্পূৰ্ণ অসমীয়া ঠাচতে সৰল ৰূপ প্ৰদান কৰিছে। তাকে কৰিবলৈ গৈ কিষ্ট মূলৰ কোনো অংশই বিকৃত কৰা নাই, মূলৰ সম্পূৰ্ণ অৰ্থ প্ৰকাশ হোৱাকৈ তেওঁ ঘোষাফাঁকি ৰূপ দান কৰিছে। অৱশ্যে প্ৰতিপদপ্ৰোগীলদানন্দাং অংশটি চমুকে ‘বসময়ী’ বুলি কৈছে।

কৰ্মত বিশ্বাস যাৰ, হিয়াত থাকন্তে হৰি

অতিশয় দূৰ হস্ত তাৰ, দূৰতো বিদূৰ হস্ত তাৰ।

অহঙ্কাৰ থাকন্তেও সাক্ষাৎ কৃষক পাৰে

শ্ৰবণ কীৰ্তন ধৰ্ম যাৰ। ।। ৩৮

পঞ্চম ঘোষাফাঁকিৰ মূল হৈছে—

হাদিষ্ঠোহপ্যতিদুৰস্থঃ কমৰিক্ষিপ্তচেতসাম্

আত্মক্ষিভিবগ্রাহ্যোহপ্যস্ত্রপেত গুনাঞ্জনাম্ ।। ৩৮

ইয়াৰ পঞ্চম শ্ৰোকাৰ্ধৰ প্ৰতিটো পদৰ পায় গোনপটীয়া অৰ্থ ঘোষাত সমিবিষ্ট হৈছে অৰ্থাৎ কৰ্মই যাৰ চিন্ত বিক্ষিপ্ত কৰি বাখিছে, সেইসকলৰ হৃদয়ত থাকিও হৰি অতিশয় দূৰত থাকে। সেয়ে হ'লেও ‘কমৰিক্ষিপ্তচেতসাম্’ অংশৰ অনুবাদ মাধবদেৱে ঘোষাত থকা ‘দূৰতো বিদূৰ হোস্ত তাৰ’ অংশটিৰ সমাৰ্থক বাক্য মূলত নাই। ই মাধবদেৱৰ সংযোজন।

অব্যক্ত ঈশ্বৰ হৰি

কিমতে পূজিবা তাৰ্ক

ব্যাপকত কিবা বিসৰ্জন।

এতাৰস্ত মূক্তিশূন্য

কেনমতে চিত্তিবাহা

ৰাম বুলি শুন্দ কৰা মন। ।।

সং — অব্যক্তস্য কথং পূজা ব্যাপকে কিং বিসৰ্জনম

অমৃতত্ত্বাং কথং ধ্যানং নামমাত্রাং শুচিভৰেৎ।।

উপবিড়ক শ্রোকফাঁকি হিয়া দ্রবীভূত হৈ যোৰাকৈ তিনিটা সবল বাক্যত
মাধবদেৱে যেন আক্ষরিক অনবাদহৈ কৰিছে।

ଅନେକ ବାକ୍ୟ ଚମୁ କବି ଏହି ମାତ୍ର ବାକ୍ୟ କବାବ କୌଶଳ ମାଧ୍ୟମରେ ଲେଖାତ ବିଶେଷଭାବେ ଲମ୍ଫ୍ କବା ଯାଇ । ବହୁ ବାକ୍ୟ ଏକ କବିଓ ଯେ ଅଧିକ ଅର୍ଥ ପ୍ରକାଶ କବିବ ପରା ଯାଇ ତାବେ ଦୃଷ୍ଟାତ୍ ତେଉଁବ ଲେଖାତ ପୋରା ଯାଇ ।

—

বিচার সময়ে মানুষের জন্যে কৃষি কথা

ଦୈର୍ଘ୍ୟ ଧରି କୁଣେକ ଥାକୁୟ ।

यत तीर्थस्थान दान देव प्रिय यात्रा याग

যোগাদিরো ফলক পারয় ।।

ସଂ- ମାତ୍ର ତେଣ ସମ୍ମନ ତୀର୍ଥସାଗିଲେ ଦୟା କୁ ପ୍ରଥ୍ମୀ ହିଜ୍ବେ ।

যজ্ঞানাধি হতঃ মহাশুভ্রাতঃ দেবাক্ষ সহস্রক্ষিণঃ।

সদ্যস্তেন সত্পরিতাশ্চ পিতৃবং অর্থপ্রয় চীনাঃ ৩০০

যস্য ব্রহ্মাদিকারণে ক্ষণমপি প্রাপ্তি হৈ

শ্লোকফাঁকির সম্পূর্ণ অর্থ এনেধবণৰ — ‘সমস্ত তীর্থৰ জলত তেওঁ স্নান কৰিলে। পৃথিবীখনকে ব্ৰাহ্মণক দান দিলে। হাজাৰে হাজাৰে অযুতে অযুতে যজ্ঞত আহুতি দিলে। দেৱতাসকলক পূজা কৰিলে। পিতৃসকলক অপৰ্গ কৰিলে। স্বগ্নেকো লৈ গ’ল। এই ছটা বাক্যৰ মাধৰদেৱে তীর্থস্থান, দান, যজ্ঞ, দেৱ (পূজা), পিতৃ (তপৰ্গ) — এই শব্দকেইটা মাত্ৰ লৈ বাক্য সংক্ষিপ্ত কৰিছে। অৰ্থাৎ বাক্যৰ কাম শব্দবেই সাধন কৰিছে। মূল সংস্কৃতত যাগ আৰু যোগৰ উল্লেখ নাই। মাধৰদেৱে এই শব্দকেইটি অধিকভাৱে সামৰি লৈ অৰ্থৰ বিস্তাৰ ঘটাইছে।

হবিব চৰণে

ପୋଷେ ପୁତ୍ର ଭାର୍ଯ୍ୟ ମାତ୍ର ।

যম্ব যাতনাৰ পাত্ৰ। ৩০১

এই ঘোষাফাঁকি ভারতের এটি শ্লোকের সংক্ষিপ্ত অনুবাদ—
তানানয়ধ্বমসতো তিমিগ্নানকেন

ପାଦାବିନ୍ଦମକବନ୍ଦରସାମାଜିକମ୍ | ୧୧ — ୧୩

নিকিবত্তলৈঃ পরমহংসকলৈ রসাদী

ଜୁଷ୍ଟାଦଗ୍ରହେ ନିବୟାର୍ଥ୍ତ ନି ବନ୍ଦାତ୍ମକଣନ୍ ॥ ୩୯ (୬-୩-୨୮)

ଆମି ଇଯାତ ଦେଖିବଲେ ପାଇଛୋ ଯେ ଶ୍ଳୋକର ଏଟି ଶବ୍ଦକୋ ଘୋଷାତ ଠାଇ ଦିଯା ହୋଇବା ନାହିଁ । ମୂଳର ଶ୍ଳୋକଟି ଯମଦୂତମକଲର ପ୍ରତି ଯମବଜାବ ନିର୍ଦ୍ଦେଶାତ୍ମକ ପ୍ରତ୍ୟକ୍ଷ ଉତ୍କିଳି କପେ ବ୍ୟରହାତ ହୈଛେ । ହରିବ ଚବଣର କାରଣେ କେଇବାଟା ଓ ବିଶେଷଗ ବ୍ୟରହାବ କବା ହୈଛେ । ପରମହଂସର ଉତ୍ତଳେଖ ଆଛେ । ଏହି ଶବ୍ଦଟୋର ଆଲମତ ଆର୍ମାନ୍ତବନ୍ୟାସ ଅଲଂକାର ପ୍ରୟୋଗ କବା ହୈଛେ । ଘୋଷାଫାଁକିତ ନିର୍ଦ୍ଦେଶାତ୍ମକ ପ୍ରତ୍ୟକ୍ଷ ଉତ୍କିଳି ପରିବର୍ତ୍ତେ ବର୍ଗନାତ୍ମକ ପରୋକ୍ଷ ଉତ୍କିଳି ବ୍ୟରହାବ କବା ହୈଛେ; ବିଶେଷଗକେଇଟା ବର୍ଜନ କବା ହୈଛେ, ପରମହଂସର ଉତ୍ତଳେଖ କବା ହୋଇବା ନାହିଁ, ଗୃହତ ଆସନ୍ତି ହୋଇବାବିଲେ ‘ପୋଷେ ପୁତ୍ର ଭାର୍ଯ୍ୟ ମାତ୍ର’ ବୁଲି ଅର୍ଥ କବା ହୈଛେ ।

କେତିଆବା ଆକୋ ମୂଳ ଅଲଂକାବୋ ଅନୁବାଦତ ସାବି ଯୋରା ନାହିଁ—

ତରକଶାସ୍ତ୍ର ମହାବ୍ୟାସ୍ତ୍ରୀ ତାହାନ ନିପୁନ ପତି

ତାବ ଶିଷ୍ୟ ତୈଲ ପୁତ୍ରପ୍ରାୟ ।

ସଂସାବ ବନତ ପଶି ପତି ପୁତ୍ର ସମସ୍ତିତେ

ଉପନିଷଃ ଧେନୁ ଧବି ଖାଯ ॥ ୪୩

ମୂଳ— ତରକଶାସ୍ତ୍ର ମହାବ୍ୟାସ୍ତ୍ରୀ ପତିତ୍ସତ୍ତ୍ଵ ବିଶାବଦଃ

ତଚ୍ଛୟାନ୍ତ୍ସୁତପ୍ରାୟୋ ଭକ୍ଷତ୍ୟପନିଷଦ୍ଗରାମ ॥

ଇଯାତ ତରକଶାସ୍ତ୍ରକେ “ମହାବ୍ୟାସ୍ତ୍ରୀ” ବୁଲି କୈ କୃପକ ଅଲଂକାବ ବ୍ୟରହାବ କବା ହୈଛେ । ଶିଷ୍ୟକ “ପୁତ୍ରପ୍ରାୟ” ବୁଲି ଉପମା ଅଲଂକାବ ପ୍ରୟୋଗ କବା ହୈଛେ । ମୂଳର ଦୁଯୋଗି ଅଲଂକାବେଇ ଅନୁବାଦତୋ ଯଥାହାନତ ବ୍ୟରହାତ ହୈଛେ ।

ଏହିବାବ ଆମି ସଂକ୍ଷିତ ବ୍ୟକ୍ତି ବିଷୁପୁରୀ ସମ୍ମାନୀର ଭକ୍ତି ବଡ଼ାବଲୀ ଗ୍ରହଖନିବ ଅନୁବାଦର କ୍ଷେତ୍ରରେ ଦେଖା ଦିଯା କେତବୋବ ଦିଶ ଆଲୋଚନା କରିବିଲେ ପ୍ରୟାସ କରିଛେ ।

“ତଦିଦମତିମହାର୍ଥ୍ୟ ଭକ୍ତିବନ୍ନ ମୁଖବେ

ବହମଧିବାସଯତ୍ନଃ ପ୍ରିତରେ ବୈଷଣବାନାମ ॥

ହାଦିଗତଜଗଦୀଶାଦେଶମାସାଦ୍ୟ ମାଦ୍ୟ ।

ମିଥିବରମିବ ତଞ୍ଚାଦାବିଧେକନ୍ଦରାମ ॥ ୪୦ (ବିଷୁପୁରୀ - ଭକ୍ତି ବଡ଼ାବଲୀ)

ମାଧ୍ୟବେ ଇଯାକ ଭାଙ୍ଗିଛେ ଏହିଦରେ :

ପରମ ଅମୂଳ୍ୟ ଇଟୋ ହରିଭକ୍ତି ବନ୍ନ ।

ଆକୁ ଉନ୍ଦାବିତେ ମୋର ଭୈଲ ମହାୟତ୍ତ୍ଵ ॥

ହଦିଗତ କୃଷ୍ଣର ଆଦେଶ ଅନୁସରି ।

ବୈଷ୍ଣବର ପ୍ରୀତି ଅର୍ଥେ ଆନିଲୋ ଉନ୍ଦାବି ॥

ଉତ୍ତି ଶ୍ଲୋକଟିର ଅନୁବାଦତ ଦେଖା ଗେଛେ ଯେ ପ୍ରତିଟୋ ପଦର ଅର୍ଥ ଅନୁବାଦତ ସମିବିଷ୍ଟ ହେଛେ । ଶବ୍ଦର ବୃଦ୍ଧି ଘଟନା ନାହିଁ । ବାକ୍ୟ ମାତ୍ର ସବଳ କରା ହେଛେ ।

ଦୂରାମ୍ଭିଶମ୍ୟ ମହିମାନୁମୁପେତ୍ୟ ପାର୍ଶ୍ଵ ୧

ଅନ୍ତଃ ପ୍ରବିଶ୍ୟ ଶୁଭଭାଗରତାମୃତାଙ୍କଳେ ।

ପଶ୍ୟାମି କୃଷ୍ଣକରଣାଞ୍ଜନନିର୍ମଳେନ

ହଞ୍ଜୋଚଳେନ ଭଗବନ୍ତଜନଂ ହି ବନ୍ମ ॥ ୪୧ (ବିଷୁପୁରୀ - ଭକ୍ତି ବତ୍ତାରଲୀ) ମାଧବଦେବେ ଭାଙ୍ଗନି କରିଛେ ଏହିଦରେ :

“ଭାଗବତ ନାମେ ଏକ ଅମୃତ ସାଗର ।

ଆଛେ ହେଲ କଥା ଶୁଣୋ ମୁଖତ ଲୋକର ॥

ଶୁକ୍ର ମୁଖେ ଶାନ୍ତ ପାତେ ଆପୁଣି ପଡ଼ିଲୋ ।

ଭାଗବତ ଅମୃତ ସାଗରେ ବୁବ ଦିଲୋ ॥

କୃଷ୍ଣର କରଣ ଦିବ୍ୟ ପବମ ଅଞ୍ଜନ ।

କରିଲେ ନିର୍ମଳ ମୋର ହଦଯ ଲୋଚନ ॥

ଦେଖିଲୋହେ କୃଷ୍ଣର ଭଜନ ବନ୍ଦ ପାଛେ ।

ଭାଗବତ ଅମୃତ ପଯୋଧି ମାଜେ ଆଛେ ॥

ଇଯାତ ଏହି ମାତ୍ର ଜଟିଲ ବାକ୍ୟକ ଅନେକ ସବଳ ବାକ୍ୟର କୃପ ଦିଛେ । ମୂଳ ଶ୍ଲୋକତ ଥକା ଅସମାପିକା କ୍ରିୟାକେହିଟାକ ଅନୁବାଦତ ସମାପିକା କ୍ରିୟାର କୃପ ଦିଯା ହେଛେ । ଏହି ସମାସବନ୍ଦ ପଦକୋ ଏଠା ବାକ୍ୟ କପେ ବ୍ୟବହାର କରି ଜଟିଲତା ନୋହୋରା କରିଛେ । ଏହିଦରେ ମୂଳର ତିନିଟା ଅସମାପିକା କ୍ରିୟା ଆବଶ୍ୟକ ଏହି ସମାସବନ୍ଦ ପଦତ (କୃଷ୍ଣକରଣାଞ୍ଜନନିର୍ମଳେନ) ଆଶ୍ରୟ କରି ଏକୋଟି ସବଳ ବାକ୍ୟ ବଚନା କରା ବାବେ ଏଠା ବାକ୍ୟଇ ପାଚଟା ବାକ୍ୟତ ପରିଣିତ ହେଛେ । ‘ଉପେତ୍ୟ’ ଶବ୍ଦର ଅର୍ଥ ହେବ ଲାଗେ ‘ଓଚବ ଚାପି ।’ କିନ୍ତୁ ମାଧବଦେବେ ଅର୍ଥ କରିଛେ ଶୁକ୍ରମୁଖେ ଶାନ୍ତ ପାଚେ ଆପୁଣି ପଡ଼ିଲୋମ୍ । ଏହିକ୍ଷେତ୍ରତ ତେଓଁ ବିଷୁପୁରୀ ବିବଚିତ କାନ୍ତିମାଲାଟିକାର ସହାୟ ଲୈଛେ । ଟିକାତ ଆଛେ : ପାର୍ଶ୍ଵ ୧

ଭକ୍ତି ବିବଚନ ନାମର ପ୍ରଥମ ଅଧ୍ୟାୟତ ଭାଗବତର ଶ୍ଲୋକ ଉନ୍ଦାବି ସୂତର ମୁଖେରେ

কোৱাইছে— বিষ্ণুৰ প্রতি আহৈতুকী আৰু অপ্রতিহত ভক্তিয়েই হৈছে মানুহৰ পৰম ধৰ্ম। এই ভক্তিয়ে ভক্তৰ লগত বিষ্ণুৰ বাসুদেবৰ সংযোগ সেতু কাপে কাম কৰে। ইয়েই বৈবাগ্য আৰু আহৈতুক জ্ঞানৰো জন্ম দিয়ে।

এইপ্ৰসংগ টানি আনোতে কাণ্ঠিমালা টীকাত কৈছেঃ “এবং স্বয়ং চতুঃশ্লোক্যা অভিধেয় প্ৰয়োজন সংবদ্ধান্ত দৰ্শয়িত্বা সামান্যতো বিশেষতঃ সাধুনাং ভক্তিঃ নিৰূপযীয়ন্ত প্ৰথমং তাৰন্তৰিক্তসামান্যবিবচনমৰতাৰয়িতুং সৰ্বে স্বস্থধৰ্ম। ভক্তিমাত্ নিৰীক্ষকা ইত্যাহ।” মাধবদেৱেও কেৱল মূল শ্লোককে অনুবাদ নকৰি তাৰ প্রাসংগিকতা বুজাবৰ নিমিত্তে টীকাব কথাৰ পদ্যকৃপ দি কৈছেঃ

কহিলো গ্ৰহ্মৰ যত প্ৰয়োজন মানে।

এবে বত্তাবলী শুনিয়োক সাৰধানে।।

সামান্য বিশেষ ভক্তি কহিবাক প্রতি।।

আৰভিলো বিবচন প্ৰথমে সম্প্ৰতি।।

যতেক স্বধৰ্ম হৰিভক্তিৰ কিঙ্কৰ।

ভক্তিৰ মুখ চাই থাকে নিৰস্তৰ।।

টীকাত থকা কথাখিনিৰ উপৰি মাধবদেবৰ নিজা সংযোজনী হ'ল—

সমস্তে ধৰ্মৰ ভক্তিসে মুখ্য ফল।

ভক্তি নভৈলে ধৰ্মসকলে বিফল।।

শ্লোক ভাঙনি কৰাৰ লগে কোনো কথা অধিকতৰ স্পষ্ট কৰিবৰ নিমিত্তে
টীকাব অংশবিশেষেৰো ভাঙনি কৰিছে—

আত্মা মনঃ প্ৰসীদিতি সন্দৰ্ভধানং ভৱতি।”

ইয়াক মাধবদেৱে আৰু সহজ কৰি কৈছে—

গুচে সবে কামনা প্ৰসম হোৱে চিত্ত

বজ তম গুচি শুন্দ সন্দে হোৱে হিত।।

এইদৰে বিষ্ণুপূৰ্বীৰ বত্তাবলীৰ সংকলিত শ্লোকবিলাককে কেৱল ভাঙনি নকৰি
কাণ্ঠিমালা টীকাৰো প্ৰয়োজনীয় অংশবোৰ মাধবদেৱে ভাঙনি কৰিছে। লগতে
প্ৰয়োজনবোধে নিজাবীয়া বক্তব্য, ব্যাখ্যা আদিও তাত সন্মিলিত কৰিছে। প্ৰথম
বিবচনত থকা এশ ঘোল্লটা মাত্ৰ শ্লোকে ২৯৮টা পদৰ কৰণ লৈছে। দ্বিতীয় বিবচনত
৬৪টা শ্লোকৰ কাৰণে ১৫২টা পদ বচনা কৰিবলগীয়া হৈছে।

ପଞ୍ଚମ ବିବଚନତୋ ଏଟି ମାତ୍ର ଶ୍ଳୋକେବେ ଭାଙ୍ଗନି କରୁଥିଲେ ମାଧବଦେବେ
ଚାବିଶ୍ଵରୀୟା ତିନିଟା ପଦ କରିବିଲଗୀୟା ହେଛେ । ଉଦାହରଣସ୍ଵରୂପେ ଏହି ବିବଚନର ପ୍ରଥମ
ଶ୍ଳୋକଟିତ କୋରା ହେଛେ ଯେ ମାନୁହର ସମସ୍ତ ତପଃ ବେଦଜ୍ଞାନ, ଯାଗ୍ୟାଜ୍ଞ, ବାକଶକ୍ତି,
ବୁଦ୍ଧି ଆକୁ ଦାନର ଉତ୍ତମ ଫଳ ହେଛେ ଭଗବତ୍ତର ଗୁଣାନୁବର୍ଣନ । ଏହି ଶ୍ଳୋକର ବ୍ୟାଖ୍ୟାତେ
ବିଷ୍ଣୁପୁରୀଯେ କୋରା କଥାଖିନିକେ ମାଧବଦେବେ ପଦକପ ଦିଛେ ।

ଟୋକାତ ଏନେଦରେ ଆଛେ —

“ଅର୍ଥ କୀର୍ତ୍ତନ ନିରପ୍ରଯତ୍ନ ବିବଚନମାବସନ୍ନାତ
ମାଧବଦେବେ କୈଛେ —

ଶୁଣିଯୋକ ଆବୋ ଆବତ୍ତିଲୋ ବିବଚନ ।

କୃଷ୍ଣର କୀର୍ତ୍ତନ ଏବେ କାବୋ ନିରପନ ॥

ଟୋକାତ ଆଛେ —

“ତତ୍ ସର୍ବଧିମେଧୁ ହବିଚିର୍ତ୍ତନ ଶ୍ରେଷ୍ଠମିତ୍ୟପ୍ରେତ୍ୟାହ ।

ମାଧବଦେବ —

ସଂସାରତ ଯାତ ଧର୍ମ ଆଛେ ଶ୍ରେଷ୍ଠତବ ।

ସମସ୍ତତେ କବି ଶ୍ରେଷ୍ଠ କୀର୍ତ୍ତନ କୃଷ୍ଣର ।

ଏହିଦରେ ମାଧବଦେବେ ବତ୍ତାବଲୀ ପ୍ରଥମ ତ୍ରଣିତିମାଲାକ ଆଶ୍ରଯ କବି ନାନା ପଦ ବ୍ୟବ୍ରତା
କବିଛେ ।

ଆଦିକାଣ୍ଡର ଭାଙ୍ଗନିବ କ୍ଷେତ୍ରତ ମାଧବଦେବର ଶୈଳୀ ଭିନ୍ନ ପ୍ରକାରର । ମାଧବଦେବର
ଆଦିକାଣ୍ଡର ବାଲ୍ମୀକି ବାମାଯଣର ଆଦିକାଣ୍ଡ ବା ବାଲକାଣ୍ଡର ହବହୁ ଅନୁବାଦ ବୁଲି କ'ବ
ନୋବାବି । ସତେନ୍ଦ୍ରନାଥ ଶର୍ମା, କୃଷ୍ଣପ୍ରସାଦ ମାଗଧ, କେଶଦା ମହନ୍ତ ଆଦି ବିଦ୍ୱାନ ଲୋକର
ବିଭିନ୍ନ ଯୁକ୍ତିକ ପରୀକ୍ଷା କବି ଡେଂ ମୁକୁନ୍ଦ ମାଧବ ଶର୍ମାହି କୈଛେ ଯେ ଆଦିକାଣ୍ଡର ଆଧାର
ଘାଇକେ—

କ) ବାଲ୍ମୀକି ବାମାଯଣର ଗୌଡ଼ୀଯ ସଂସ୍କରଣ ।

ଖ) ପଦ୍ମପୂରାଣ

ଗ) ବ୍ରାହ୍ମବୈବର୍ତ୍ତପୂରାଣ

ଘ) ବୟୁବଂଶ

ଓ) ମହାନାଟକ

ଚ) ନୃସିଂହ ପୂରାଣ

ছ) মহাবীৰ চৰিত।

লগতে ভাগৱত পুৰাণ, বিষ্ণুপুৰাণ, হৰিবংশ আৰু কৃতিবাসী বামায়ণ আদিৰ
এটা ক্ষীণ প্ৰভাৱ আৰু শংকবদেৱৰ এটা সবল প্ৰভাৱৰ কথা কল্পনা কৰিব পাৰিব।
বাল্মীকি বামায়ণৰ আদিকাণ্ডত মুঠতে ৭৭টা সৰ্গ আছে; শ্লোকৰ সংখ্যা প্ৰায় আটে
হাজাৰ মান হ'ব। তাকে ভাঙনি কৰোঁতে মাধবদেৱে মূলৰ বহুথিনি কথা বাদ দিছে।
ফলত দেৱ হাজাৰমান পদতে ভাঙনি শেষ কৰিছে। নাৰদ-বাল্মীকি সংবাদৰ পৰা
সীতা সয়ম্বৰলৈকে বাল্মীকি বামায়ণৰ মতেই মাধবদেৱৰ আদিকাণ্ডতো বৰ্ণিত হৈছে।
কিন্তু সগৰ, অংশুমান, ভগীৰথৰ গংগানয়ন, সমুদ্ৰমহন আদি অনেক বিষয় মাধবদেৱে
বাদ দিছে। আনহাতে সীতা সয়ম্বৰত নৃপতিসকলৰ নগুৰ-নাগটি হোৱাৰ কথা
মাধবদেৱে সংযোজন কৰিছে। প্ৰয়োজনবোধে কোনো কোনো ঠাইত একোটা শ্লোকক
তিনি-চাৰিটা পদলৈকে কৃপান্তৰ কৰিছে। উদাহৰণস্বৰূপে ‘মা নিয়াদ’ শ্লোকটি
আদিকাণ্ডত ছয়টা চৰণত পুনৰ্নিৰ্মিত হৈছে। বাল্মীকিৰ বামায়ণ আৰম্ভ হৈছে—

“তপঃস্বাধ্যায়নিবতৎ তপস্মি রাগবিদ্যাং রবমঃ

বাল্মীকীঃ পৰিপ্রপচ্ছ নাৰদং মুনিপুঙ্গৱম।

ইত্যাদি শ্লোকেৰে আৰু নাৰদ বাল্মীকি সংবাদেৰে। এই সংবাদত বাল্মীকিৰ
প্ৰশ্নৰ উত্তৰত নাৰদে সংক্ষেপতে বামায়ণৰ বৃত্তান্ত দাঙি ধৰিছে। তাৰ পিছতহে
বাল্মীকিয়ে স্নান কৰিবলৈ যাওঁতে ঘটা ক্রোধঃপন্থীৰ বৃত্তান্ত কথিত হৈছে।
মাধবদেৱৰ আদিকাণ্ডত এই ক্ৰম বক্ষিত হোৱা নাই।

সীতা সয়ম্বৰত নৃপতিসকলৰ মনৰ কল্পনা, নিষ্ফল দণ্ড, বামে সীতাক লাভ
কৰাৰ পিছত বজাসকলৰ কথোপকথন আৰু বামক আক্ৰমণ, যুদ্ধৰ বিৱৰণ আদি
মূল বামায়ণত নাই। এই সকলো মাধবদেৱৰ নিজা উদ্ভাৱন।

তাত্ত্বিক বিষয়বস্তুৰ অনুবাদৰ ক্ষেত্ৰত কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য লক্ষ্য কৰা
যায়। এনে অনুবাদৰ সময় তেওঁ মূলৰ প্ৰতি সততে আনুগত্য স্থীকাৰ কৰিছে।
মূলৰ বিষয়বস্তু যথাযথ বিখাৰ বাবে তেওঁ সদায় সচেতন। কেতিয়াবা নিজৰ প্ৰয়োজন
সিদ্ধি হোৱাকৈ মূলৰ কিঞ্চিৎ পৰিবৰ্তন সাধি অনুবাদ সাৰ্থক কৰিছে, তেনে
কৰোঁতেও মূলৰ সৌন্দৰ্যৰ প্ৰতি সততে চকু বাখিছে। পূৰ্বতে উনুকিয়াই অহা।
অব্যক্ত ইশ্বৰ হবি আদি ঘোষাৰ অস্তিম চৰণৰ মূল আছিল ‘নাম মাত্ৰা গুচৰ্ভৰে’।
ইয়াৰ ‘নাম’ পদৰ ঠাইত ‘বাম’ পদ ব্যৱহাৰ কৰি আৰু প্ৰথম চৰণত ‘হৰি’ পদ যোগ
দি মাধবদেৱে ঘোষাটি অধিক সংবেদনশীল কৰি তুলিছে।

‘নামমালিকা’ নামৰ অনুদিত পুথিখনিত মূল পুঁথিৰ ক্ৰম বক্ষা বা তাৰ মুখ্য প্ৰতিপাদ্য বিষয়ৰ পৰা মাধৱদেৱ আঁতৰি যোৱা নাই। মাধৱদেৱৰ লেখাৰ পৰা এইটো জনা যায় যে মূলত নামাপৰাধ বিষয়ক কোনো কথা নাই। তেখেতে পদ্মপুৰাণৰ স্বৰ্গ খণ্ডৰ ‘নামাপৰাধ’ বিষয়ক শ্লোকখনি (৫৪৮-৫৭৭) মূলত নোহোৱা সত্ত্বেও তাৰ বহল ভাঙনি সন্নিৰিষ্ট কৰিছে। ইয়াতে ভক্ত কৰিব আন্তৰিক ভক্তিৰ স্বৰূপ প্ৰকাশ পাইছে। অস্থ-বহিৰ্ভূত বঢ়া কথাৰ বাবে পাঠকৰ ওচৰত ক্ষমা-ভিক্ষাত কৰিছে; স্পষ্টীকৰণো দাঙি ধৰিছে—

“গ্রন্থ বহির্ভূত জিতো বাঢ়া দেখা

ନେଦିବା ଦୋଷ ଇହାତ ।

বঙ্গনা দেন্ত কথাত ।।

ମାଧ୍ୟଦିନେରେ ପ୍ରାୟେ ମୂଲ୍ୟ ପରାଇ ଶବ୍ଦ ଚତୁର କରେ, କିନ୍ତୁ ନିଜର ଛନ୍ଦର ଲଗତ ଥାଏ
ଖୋରାକେ ଶବ୍ଦକୃପ ନିରପଣ କରି ଲାଯ, ସେବେ—

ବସୁଦେବ ମୁତ୍ତଙ୍କୁ ଯାଇଲୁ
ତମି ଭକ୍ତର ଇଷ୍ଟାନ୍ତ

କଂସ ଚାନ୍ଦବାଦି ବିମର୍ଦ୍ଦନ ।

জগতৰ গুৰু কথা

তুবা পদে করোহো বন্দন ॥

ଇଯାବ ମୂଳ ସଂକ୍ରତ ଶ୍ଲୋକଟି ହିଲ—

ବାସୁଦେବ ସୃତଂ କୃଷ୍ଣଙ୍କ ଚାନ୍ଦମର୍ଦ୍ଦନଂ

ଦୈରକୀହାଦ୍ୟାନନ୍ଦଂ କୃଷ୍ଣଂ ବନ୍ଦେ ଜଗନ୍ନାଥ ଶୁଭମ ॥

এনে অনুবাদ নামঘোষাত অনেক পোরা যায়। ভাবতীয় প্রান্তীয় ভাষাত
সংস্কৃত শব্দ সুন্দরকে খাপ খাই পরে বাবে তৎসম শব্দৰ বহল প্ৰয়োগ সত্ত্বেও
এনে অনুবাদ শৃঙ্খিকট হোৱা নাই।

সংস্কৃত শ্লোকৰ অসমীয়া গদ্যকৃপ মাধৰদেৱে তেওঁৰ নাটক ব্যৱহাৰ কৰিছে। চোৰধৰা, পিম্পৰা গুচোৰা আৰু ভূমি-লেটোৰা নাটক বিলৰম্বগলৰ কৃষ্ণ স্তোত্ৰৰ প্ৰভাৱ থকাটো ইতিমধ্যে প্ৰমাণিত হৈছে। পিম্পৰা গুচোৰা নাটক কৃষ্ণস্তোত্ৰৰ একোটি বা দুটি চৰণক সংলাপৰ একোটি বচনলৈ কৰাত্মক কৰা হৈছে। পিম্পৰা গুচোৰা নাটক আদিতে উদ্ভৃত কৰা বিলৰম্বগলৰ স্তোত্ৰৰ ‘কস্তুবং বাল বলানুজ়ুঃ’

এই শ্লোকৰ প্ৰথম চৰণক মাধৱদেৱে সংলাপলৈ অনুবাদ কৰিছে এনেদেৱেঃ ‘হামাৰ
মন্দিৰ ভিতৰে তোহো কে ? আৰু আঃ হামাক নাহি চিনহ, হামু বলভদ্ৰক কনিষ্ঠ
ভাই’ ইয়াক গীতকাপেৰে অনুবাদ কৰা হৈছে এনেদেৱেঃ

মোৰ ঘৰে কেনো তুমি বোলায় গোৱালী।

বলাইৰ কনিবা মই বোলে বনমালী।।।

মাধৱদেৱে অনুবাদৰ অসমীয়া খণ্ডবাক্য আৰু প্ৰবচনৰো সঘন প্ৰয়োগ দেখা
যায়। যেনে— আদিকাণ্ডত আছে— দাণি দিয়া জাগাইলাহা কাহালা গোমক
(১৪১০ ঘ), পৰিলা চেঙেলি আজি বুঢ়া হাতত (১৪১৭ খ) ইত্যাদি।

উক্তিৰ মাধ্যমত ভক্ত আৰু ভগৱানৰ অন্তৰংগতা প্ৰতিপাদনৰ অৰ্থে ঘোষাৰ
মূলৰ কোনো কোনো ভাঙনিত মাধৱদেৱে অপূৰ্বশৈলী অনুসৰণ কৰিছে। মিতবাক্
বীতিবে মূল সংস্কৃত শ্লোকৰ শব্দাৰ্থ অতিক্ৰম কৰি নোযোৱাকৈ বজ্রব্যৰ বজ্রা-
শ্রোতাৰ সামান্য সালসলনি ঘটাই দুই একোটা শব্দ সম্মিলিত কৰি অভিপ্ৰেত অৰ্থ
প্ৰকাশ কৰা হৈছে।

একান্ত ভক্ত সৱে

নিৰ্ণুণ কৃষ্ণৰ গুণ।

গাৰে সদা বসিয়া যথাত।

বৈকুঞ্চকো পৰি হৰি

যোগীৰো হৃদয় এৰি

থাকা হবি সাক্ষাতে তথাত।

এই ঘোষাফঁকিত

নাহংতিষ্ঠামি বৈকুঞ্চে যোগিনাঃ হৃদয়ে ন চ।

মদ্ভক্তা যত্র গায়ন্ত তত্র তিষ্ঠামি নাৰদ। ৪২ (বৃহমাৰ্দীয় পুৰাণ ১১/৮
নাৰদ সংহিতা ১/৭)

উক্ত মূলত থকা ভগৱত্তৰ মুখনিঃসৃত উক্তিক নিশ্চয়াত্ত্বকৰণে ঘোষণা কৰা
হৈছে। উক্তম পুৰুষৰ কৰ্তা আৰু ক্ৰিয়া সলনি কৰি প্ৰথম পুৰুষৰ বজ্রব্যৰ কপে
ভগৱত্তক সমুখলৈ অনা হৈছে। ই হৈছে ভক্ত হৃদয়ৰ ভগৱৎ উপলক্ষিৰ ফল।
মাধ্যমৰ প্ৰয়োজন নোহোৱাত নাৰদ অদৃশ্য হৈছে। কৃষ্ণ নাৰদ সংবাদ ভগৱত্তৰ
সৈতে ভক্তৰ সাক্ষাৎ কথোপকথনৰ সম্বন্ধলৈ কপাস্তৰিত হৈছে।

“হবি নাম ৰসামৃতৰ আলাপ বিহীন” দিন দুৰ্দিন বুলি বৰ্ণনা কৰোঁতে
‘অমৰকোষ’ত দুৰ্দিনৰ পৰিভাষা ব্যতিৰেক উদাহৰণস্বৰূপে উদ্বৃত্ত কৰাত
পাৰিভাষিক অৰ্থস্পষ্ট হোৱাৰ লগতে হৰিনাম কীৰ্তনৰ মহত্ত্বও প্ৰতিপাদিত হৈছে।
শংকৰাচাৰ্যৰ গোহমুদ্গৰৰ—

ভজ গোৱিন্দং ভজ গোৱিন্দং ভজ মৃচ্ছতে।

সংপ্রাণে সমিহিতে কালে ননিহি বক্ষতি ডুকৃষও কৰণে॥

অসমীয়া কপ—

স্মৰহ গোৱিন্দ মৃচ্

ভজহ গোৱিন্দ মৃচ্

ভজহ গোৱিন্দ সৰ্বক্ষণে

মৰণ সন্নিত পাইলে

গোৱিন্দ সে ৰাখিবন্ত

নাৰাখিব ডুকৃষও কৰণে॥

মূলৰ নিয়েধাওক (নেৰাখিব) উক্তিৰ পৰা কাৰ্য্যবাচকতা (কোনে ৰাখিব) অনুমানৰ বিষয়। অসমীয়া কপত ‘গোৱিন্দই ৰাখিব’ ডুকৃষও কৰণে নাৰাখিব দুয়োটা সমানে কঠিতঃ প্রকাশ হোৱাত মমাৰ্থ হৃদয়গ্রাহী হৈছে। এইখিনিতে “পাণিনিয় ধাতুৰ পাঠৰ কৃ ধাতুৰিষ্যক সূত্ৰ মূলৰ দৰেই বখাত পাঠক শ্ৰোতাৰ অধ্যয়ন-মননৰ প্ৰতি লক্ষ্য কৰা হৈছে।^{৪০}

মুঠতে মাধবদেৰ অনুবাদ ৰচনাত মূল বিষয়বস্তু অন্তৰৰ ভক্তিবসত সিজি নতুন কপত অন্তৰৰ পৰা নিগৰি বৈ আহিছে, নাইবা মলিয়ন পানী পৰিষ্কৃত হোৱাৰ দৰে নিৰ্মল হৈ অন্তৰৰ পৰা নিজৰি নিজৰি বব ধৰিছে আৰু এইদৰে তেওঁ একোখন কালজয়ী গ্ৰহ্ব জন্ম দি কাৰ্য্যপিপাসুক ৰসাপ্লুত কৰি ৰাখিবলৈ সক্ষম হৈছে।^{৪১}

প্ৰসংগ টোকা :

১. গিলবাট হিঘেট (Gilbert Higjet) The classical tradition
২. ড্রাইডেন (Ovid) Epistlesৰ preface (1680)
৩. উপেন্দ্ৰ চন্দ্ৰ লেখাক— preface ৰামায়ণ আদিকাণ্ড
৪. ড° মহেশ্বৰ নেওগ — অসমীয়া সাহিত্যৰ কৃপৰেখা , পঃ ১০৮
৫. মুকুন্দ মাধব শৰ্মা — মাধবদেৰ আদিকাণ্ড প্ৰসংগত, মাধবদেৰ আৰু সংস্কৃতি, পঃ ৪৯
৬৪. ড° মহেশ্বৰ নেওগ (সম্পাদিত) গুৰু চৰিত কথা (গুৱাহাটী বিশ্ববিদ্যালয় ১৯৮৭)
৩৫. শিবনাথ বৰ্মন (সম্পাদক) অসমীয়া সাহিত্যৰ বুৰঞ্জী (দ্বিতীয় খণ্ড) আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা (অসম)

৩৬. মাধৰদেৱঃ জীৱন আৰু কৃতি — ড° ৰামচন্দ্ৰ ডেকা, জ্যোতি প্ৰকাশন
প্ৰথম প্ৰকাশ, জানুৱাৰী, ২০০১, পৃঃ ৬২
৩৭. এই শ্লোকটি বিষুণ্ঠুৰী সম্যাসী কৃত 'কান্তিমালা' টীকাৰ শ্লোক। মাধৰদেৱে
এই শ্লোকটিৰ ভাঙনিবে 'নামঘোষা' আৰম্ভ কৰিছে।
৩৮. ভাগৰত পুৰাণ, ১০/৮৬/৪৭
৪০. পানিনীয় — ধাতুপাঠ্ঠত প্ৰত্যেক ধাতুৰে আগত বা পিছত বা আগে পাছে
একোটা বৰ্ণ যোগ দিয়া হৈছে ধাতুৰ রূপ নিৰ্ণয়ৰ বাবে। অনেক বৰ্ণক অনুবন্ধ
বোলে। পিছত বা অনুবন্ধ অনুসৰি একোটা ধাতু পৰিস্মেপদী আভানেপদী নাইবা।
উভয়পদী বুলি বুজা যায়। আগত থকা অনুবন্ধৰ পৰা আঁ, অল, ঘঁও আদি
কৃত্যত্যয়ৰ কোনটো যোগ হ'ব ক'ব পাৰি। কৰণার্থক কৃ ধাতুৰ পিছত এঁ থকাৰ
বা কৃ ধাতু উভয়পদী বুলি জনা যায়। ভু অনুবন্ধই আঁ প্ৰত্যয়ৰ যোগ সূচায়।

ভক্তি-বত্তাবলী ৎ মাধৱদের অনন্য প্রতিভাব এক অভিনব স্বাক্ষর

সর্বোৎকৃষ্ট জ্ঞানী পুরুষ যিজন বৌদ্ধ শাস্ত্রত তেরেই বোধিসত্ত্ব কপে
অলংকৃত হয়। বোধিসত্ত্বসকলে নিজৰ জীৱনক উৎসর্গ কৰে সমস্ত জগতৰ হিতৰ
কাৰণে, মৎগলৰ কাৰণে। ঠিক একেদৰেই শংকৰদেৱ-মাধৱদেৱেও ভাৰত ভূমিৰ
পূৰ্ব প্রান্ত অসমত একো একোজনা বোধিসত্ত্বকপেই আৰিৰ্ভূত হৈছিল আৰু এই
কলিৰ মালিনমতি মনুষ্যৰ তাৰণৰ হেতুকেই নিজৰ জীৱনক উৎসর্গ কৰি আসমীয়া
জাতিৰ সাহিত্য-সংস্কৃতিৰ ইমূৰ-সিমূৰ পৰশি থকা বৈষ্ণৱ ধৰ্মক প্ৰৱৰ্তন কৰিছিল,
যি ধৰ্মৰ জোৱাৰ ব্ৰহ্মাকণ্ডৰ পৰা ভাগীৰথী তীৰ পৰ্যন্ত, বংগোপসাগৰৰ পৰা আসমুদ্র
হিমাচললৈ বাগবিছিল, আৰু এই ধৰ্মই প্ৰসাৰতা লাভ কৰিছিল গুৰু দুজনাৰ অনন্য
প্রতিভাব স্বাক্ষৰ বহন কৰা কেতোৰ আমূল্য গ্ৰহণ দ্বাৰা। “শংকৰদেৱ হৈছে মণিমুক্তা
ধনবত্ত, ফল মূল, পৰ্বত-পাহাৰ, পৰিশোভিত সুজলা-সুফলা, শ্যামলা, সু-প্ৰশস্ত,
সুবিশাল এখন মহাদেশ তাত বিচাবিলে জীৱনৰ পুষ্টিৰ সকলো ৰস আৰু মানৱ-
সভ্যতাৰ সকলো সম্পদকেই পোৱা যায়। মাধৱদেৱ হৈছে পাহাৰ-পৰ্বত ভাঙ্গি
ওলোৱা খবন্দ্ৰোতা সুবিশাল নদী, যাৰ মিঞ্চতাৰ দ্বাৰা মহাদেশ সৰসিত হৈ উঠিছে,
আৰু তাত অৱগাহন কৰি পাপী-তাপী ধন্য হয়।” আৰু এনে পাপী তাপী ধন্য
হ'ব পৰা ভক্তি সাৰোদৃত এক অভিনব গ্ৰহণ হ'ল মাধৱদেৱৰ ভক্তি বত্তাবলী।

ভক্তি তত্ত্ব নিকপক গ্ৰহণ হিচাপে ভক্তি বত্তাবলী নিকপম। ইয়াত নৱবিধ
ভক্তি আৰু সংসংগৰ মাহাজ্ঞা তথা বিষ্ণু ভক্তিৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰা হৈছে। এই
গ্ৰহণ মুক্তিতকে ভক্তিৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিছে।

গ্ৰহৰ মূল আৰু বচক ; ভক্তি বত্তারলী এখন অনুদিত গ্ৰহ। বিষুণ্পুৰী সম্যাসীৰ মূল সংস্কৃত গ্ৰহৰ পৰা মাধৱদেৱে ইয়াক অসমীয়ালৈ অনুবাদ কৰে। এইখিনিতে গ্ৰহৰ মূল বচয়িতা হিচাপে বিষুণ্পুৰীৰ বিষয়ে সম্যক ধাৰণা দিয়াটো অযুগ্মত নহ'ব যেন লাগে। কথাগুৰুচৰিত মতে বিষুণ্পুৰী সম্যাসী। প্ৰতিটো বিৰচনৰ সামৰণিত 'শ্ৰীমদপুৰুষোত্তম চৰণাৰবিন্দ মকবন্দ বিন্দু প্ৰোমিলত বিৱেকটৈৰ ভুক্ত পৰম হংস' বুলি উল্লেখ কৰাৰ পৰা এইটো অনুমান কৰিব পাৰি যে তেওঁৰ গুৰৰ নাম আছিল পুৰুষোত্তম আৰু মিথিলা প্ৰদেশৰ তৈবভূক্তি বা ত্ৰিহত নামৰ ঠাইডোখৰতেই আছিল তেওঁৰ জন্মভূমি। পণ্ডিত ফাৰ্কুহাবৰ মতে বিষুণ্পুৰী আছিল মাধৱৰ অনুগামী আৰু তেওঁৰ সময় আছিল চতুর্দশ শতিকাৰ দ্বিতীয়াৰ্ধ।

গ্ৰহৰ বিষয়বস্তু সম্পর্কত পূৰ্বতে উল্লেখ কৰা এমাৰ কথা পুনৰোক্ত কৰা হ'ল যে ইই বৈষ্ণৱ ধৰ্মৰ স্বৰূপ নিৰ্ণায়ক এখন গ্ৰহ। ভগৱৎ প্ৰাণিৰ বাবে বিষয়বস্তু নিৰ্দেশ কৰা জ্ঞান, কৰ্ম আৰু ভক্তি মার্গৰ ভিতৰত শ্ৰেষ্ঠ হ'ল ভক্তি। বত্তারলীত কৈছে—

ভক্তি সহায়	বিনে জ্ঞানে কৰ্মে
নসাধে কাৰো মুকুতি	
কহোকো সহায়	নচাৰে মুকুতি
গবিষ্ঠ এহি যুগ্মতি ॥	

ভগৱানৰ প্ৰকৃত স্বৰূপ উপলক্ষি কৰি মোক্ষ লাভ কৰিবলৈ কি কি পছা বা কৌশল অৱলম্বন কৰা উচিত তাৰ উপায় স্বৰূপে মাধৱদেৱে কেইটামান বিৰচন বিচনা কৰিছে। যাক ভক্তি বিৰচন, সংসৎ বিচন, ভক্তি বিশেষণ বিচন, শ্ৰবণ বিচন, কীৰ্তন বিচন, স্মাৰণ বিচন, পদসেৱন বিচন, আৰ্�চন বিচন, বন্দন বিচন, দাস্য বিচন, সখ্য বিচন, আত্ম-নিবেদন বিচন, শৰণ বিচন আদি নামেৰে নামকৰণ কৰিছে। মাধৱদেৱে মুক্তিতকৈ ভক্তিক শ্ৰেষ্ঠ স্থান দিছে। নিষ্ঠাম ভজই স্থাথহীনভাৱে পৰম কৃপালু ভগৱানক আৰ্�চনা কৰে, তেওঁলোকে আনকি মুক্তিকো স্পৃহা নকৰে। কেৱল পৰম পিতাৰ পদযুগ্লত নিজকে অৰ্পণ কৰি অমূল্য মানৰ জীৱন ধন্য কৰাৰ প্ৰয়াস কৰে। এনে ধৰণৰ ভক্তিৰ বিষয়ক গ্ৰহ বুলি ক'লেও অত্যুক্তি কৰা নহ'ব যেন লাগে।

অনুদিত গ্ৰহ হিচাপে ভক্তি বত্তারলী : ভক্তি বত্তারলী অনুদিত ভক্তিমূলক গ্ৰহ হ'লেও ইয়াত মাধৱদেৱৰ সৃজনী প্ৰতিভাৰ স্বাক্ষৰ বিৰাজমান। গ্ৰহৰ ভাষা

অতীর সহজ-সবল। ইয়াত শব্দৰ দুর্বোধ্যতা, অর্থৰ অস্পষ্টতা আৰু ভাৰৰ জটিলতা নাই। যদিও মূল সংস্কৃত গ্ৰন্থৰ পৰা ভক্তি বত্তাবলী অনুবাদ কৰা হৈছে, তথাপি বত্তাবলীৰ ভাষা সৰ্বসাধাৰণৰ কথিত ভাষাব একেবাৰে ওচৰ চপাইছে। কিন্তু মাধৰদেৱৰ সংস্কৃত ভাষাত অগাধ বৃংপত্তি থকা বাবে বত্তাবলীৰ অনুবাদত সংস্কৃতগঙ্কী ভাষাব প্ৰয়োগো মন কৰিবলগীয়া।

সেই সময়ৰ অসমীয়া মানহৰ নিৰক্ষৰতাৰ উমান পায়ে মাধৰদেৱে
বোধকৰো কথিত ভাষাৰ ওচৰ চাপিছিল। কেইটামান উদাহৰণৰ দ্বাৰা এই কথা
স্পষ্ট কৰিবলৈ যত্ত কৰা হ'ল :

১. অন্ন বুলি ধান এবি তঙ্গুলক আশা করিব

যেন মৰে বাহনি* পতান ॥ (*খন্দি)।

২. যেন খাব আমলে* পখালে সুর্ণক (*আমলথি)

- ### ৩. সেহি মোৰ পৰৱা* তাহাক আন ধৰি (*অধীন)

সেইবুলি মাধবদেরে যে সংস্কৃত শব্দ পরিগ্রহণ ক্ষেত্রত একেবাবে উদাসীন হৈ আছে সেই কথা ক'ব নোৱাৰিব। সংস্কৃত তৎসম আৰু অৰ্থতৎসম শব্দৰ ইয়াত অপূৰ্ব সমাহাৰ দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে মোক্ষ, পদ্ম, পংকজ, তৃষ্ণা, কৰ্ম আদি তৎসম শব্দ আৰু মুকুতি, ভকতি আদি অৰ্থতৎসম শব্দলৈ আঙুলিয়াব পাৰি।

ମାଧ୍ୟମରେ ବିଷୁପୁରୀ ସମ୍ୟାସୀର କାନ୍ତିମାଳା ଟିକା ସମ୍ବଲିତ ଭକ୍ତି ବଡ଼ାରଲୀଖନର ସମସ୍ତ ଶୋକବ ଭାଙ୍ଗନି ଦିଯା ନାହିଁ । ପ୍ରତି ବିବଚନତ ଛଟାର ପରା ପଞ୍ଚିଶଟା ପର୍ଯ୍ୟନ୍ତ ଶୋକ ବାଦ ଦି ଭାଙ୍ଗନି କରେ । ଏନେଦରେ କିଛୁ ଥର୍ହଣ କବି ଆକୁ କିଛୁ ବର୍ଜନ କବି ମାଧ୍ୟମରେ ଭକ୍ତି ବଡ଼ାରଲୀ ଥର୍ହଣ ଅନୁବାଦ କବିଲେ ଯଦିଓ ଥର୍ହଣର କୋନୋ ଠାଇତେ କାବିକ ବସାସାଦନ ବ୍ୟାହତ ହୋଇବା ନାହିଁ ।

এইখনিতে মাধৰদেৱৰ অনুবাদ বীতি সম্পর্কে এটি চমু আলোচনা আগবঢ়োৱা হ'ল।

ମାଧ୍ୟବଦେବ ଅନୁବାଦବୀତି : ମାଧ୍ୟବଦେବ ସଂକ୍ଷିତ ଅଗାଧ ପଣ୍ଡିତ ଆଛିଲ । ତେଓରେ ଅନୁବାଦ ଥିଲୁମୁହଁ ବେହିଭାଗେଇ ଭାଗରତ ପୁରାଣର ପରା ଅନୁଦିତ । ଭାଗରତ ତାଙ୍ଗର୍ଯ୍ୟ ବ୍ୟାଖ୍ୟାବ କ୍ଷେତ୍ରର ତେଓ ଏକାନ୍ତଭାବେ ଅନୁସରଣ କରିଛିଲ ଶ୍ରୀଧବ ଶ୍ଵାମୀର 'ଭାଗରତ ଭାରାର୍ଥ ଦୀପିକା' ଭାଷ୍ୟାଖିନି । ନାମଘୋଷାବ ଏହେଜାବ ଘୋଷାବ ଭିତରତ ୬୧ଟି ଘୋଷାଇ ମୂଳ ଭାଗରତର ପରା ଲୋକା ହେଛେ । ଅନ୍ୟ କୋଣୋ ବିଶେଷ ଶାନ୍ତିର ପରା

ইমানকেইটি শ্লোক নোলোরালৈ চাই ভাগৰতৰ ওপৰত তেওঁৰ গভীৰ আস্থা
থকাৰ কথা অনুমান কৰিব পাৰি। ভাগৰত ভাৰাৰ্থ দীপিকাৰ নটি শ্লোকৰো তেওঁ
অনুবাদ কৰিছে। তেওঁ ভাগৰতৰ পৰা অনুবাদ কৰোঁতে কেতিয়াবা মূলৰ ভাবটো
আয়ত্ত কৰি তাক নিজা ভাৰ-ভাষাবে প্ৰকাশ কৰিছিল এনেদৰেঃ

গোপীনাং তৎপতীনাঞ্চ সর্বেষাংক্ষেৰ দেহিনাম।

যোহন্তুশ্চৰতি সোহধ্যক্ষ এষ ক্ৰোড়ন দেহভাক।।

মাধবদেৱে ভক্তি বত্তাবলীত অনুবাদ কৰিছে।

কৃষ্ণ বিষয়ত চিন্তা বৈল যান প্ৰায়।
তাৰে চৰি গোপীসৰে বিষয়ক যায়।

মূলৰ সংক্ষেপকৰণ তেওঁৰ অনুবাদ বীতিৰ এক অন্যতম বৈশিষ্ট্য।

‘অব্যক্তস্য কথং পূজা ব্যাপকে কিৎ বিসৰ্জনং
নিৰূপত্বাত কথং ধ্যানং নাম মাত্রাত শুচিৰ্ভৰেত।।

এই সম্পূর্ণশ্লোকৰ আকৃতিক অনুবাদ মাধবদেৱে এনেদৰে আগবঢ়াইছেঃ
অব্যক্ত দৈশ্বৰ হৰিঃ কেনমতে পূজিবাহাঃ ব্যাপকত কিবা বিসৰ্জন।

এতাৰস্ত মূর্তিৰ্শূন্যঃ কেনমতে চিন্তিবাহাঃ বাম বুলি শুন্দ উল্লেখ কৰিব
পাৰি।

ভক্তি বত্তাবলী গ্ৰন্থৰ সাহিত্যিক মূল্যায়নঃ আলোচ্য গ্ৰন্থ ভক্তি বত্তাবলী
মাধবদেৱে অনুদিত গ্ৰন্থ হ'লো ইয়াত নানা ধৰণৰ কলাসূলভ কলা কৌশল
বিবাজমান। এইবোৰে গ্ৰন্থখনৰ সাহিত্যিক মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে
অবিহণা যোগাইছে। এইখনিতে এটা প্ৰশ্ন হয় যে ভক্তি বত্তাবলী যিহেতু অনুবাদ
গ্ৰন্থ তেনেছুলত সাহিত্যৰ ক্ষেত্ৰত এইখন গ্ৰন্থৰ মহসূলো কোনখনিত? সাহিত্য
আলোচনাৰ ক্ষেত্ৰত সদায় এই কথা মনত বথা উচিত যে সাহিত্যৰ মহসূল মাৰ্থো
তাৰ মৌলিকতাতে নিহিত হৈনাথাকে, ইজড়িত হৈ থাকে অন্যান্য আৰু বছতো
বিষয়ৰ লগত। ধৰ্মীয় সাহিত্যৰ ক্ষেত্ৰত আনকি কেৱল আংগিকৰ বিচাৰেৰেও

সাহিত্যৰ মহত্ব নিৰ্ণয় কৰিব নোৱাৰিব। টি. এছ. এলিয়টে তেওঁৰ “Religion and literature” শীৰ্ষক ৰচনাখনৰ আৰম্ভণিতে কোৱাৰ দৰে— “The greatness of Literature cannot be determined solely by literary standards, though, we must remember that whether it is Literature or not can be determined by literary standards.”

(কেৱল সাহিত্যিক মানদণ্ডৰ দ্বাৰাই সাহিত্যৰ মহত্ব নিৰ্ণয় কৰিব নোৱাৰে যদিও আমি মনত ৰাখিব লাগিব যে কোনো লেখা সাহিত্য হয় নে নহয় সি নিৰ্ণীত হয় সাহিত্যিক মানদণ্ডৰ দ্বাৰাই) গতিকে সাহিত্য হিচাপে ভঙ্গি ৰত্নাবলীৰ সাহিত্যিক মানদণ্ড কোনটো পৰ্যায়ত তাৰ এটা আভাষ দিবলৈ প্ৰয়াস কৰা হ'ল।

বৈষ্ণৱ কবিসকল কেৱল সাহিত্যৰ বাবেই সাহিত্য সৃষ্টি কৰা কলা কৈৱল্যবাদী নাছিল, তেওঁলোক আছিল দায়বন্ধ লেখক। বৈষ্ণৱ মতাদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰ আছিল তেওঁলোকৰ সাহিত্য কৃতিৰ প্ৰধান উদ্দেশ্য। সেইবুলি আংগিকৰ প্ৰতি তেওঁলোকে সজাগ নাছিল বুলি ভাবিলে ভুল কৰা হ'ব। সাহিত্যত বসৰ ক্ষেত্ৰত মাধৱদেৱেও উদাসীনতা দেখুওৱা নাছিল।

ভঙ্গি-ৰত্নাবলীয়েই তাৰ জুলন্ত উদাহৰণ। গোটেই গ্ৰন্থখনতে ভঙ্গিবসৰ অনুবণন আদিৰ পৰা অন্তলৈকে শুনিবলৈ পোৱা যায়।

হৰি নাম উচ্চাৰণ অতি সুখকৰ।

সিতো প্ৰায়শিচ্ছন্ত জনা নুহি শ্ৰেষ্ঠতৰ।।

এইখিনিতে এটা প্ৰশ্ন আহি পৰে যে ভঙ্গি প্ৰকৃততে বস হয়নে নহয়। বহুতো আলংকাৰিকে প্ৰথমে মত প্ৰকাশ কৰিলে যে শাস্ত্ৰ, দাস্য আদি ভাৱৰোৰ দৰে ভঙ্গিও এটি ভাৱ বা অনুভূতিহে মাথোঁ। বস হ'বলৈ হ'লৈ ইয়াৰ বসত্ব প্ৰাপ্ত সকলোৰে বাবে সমান হ'ব লাগিব। অৰ্থাৎ ইসকলোকে একে বিষয়ত সমানভাৱে নিমজ্জিত বা আকৃষ্ট কৰিব পাৰিব লাগিব। এগৰাকী মাত্ৰ পুত্ৰৰ বিয়োগত হোৱা কাৰণ্যৰ সাৰ্বজনীনতা আছে, কিন্তু বাংলায় নামৰ ভাৱটোৰ সাৰ্বজনীনতা নাই। এগৰাকী মাত্ৰৰ প্ৰত্যক্ষ অভিজ্ঞতাই মাথোঁ এগৰাকী মাত্ৰকহে এই ভাৱত নিমজ্জিত কৰিব পাৰে। ঠিক সেইদৰে ভঙ্গিত গদ্ গদ্ হৈ শংকৰদেৱ-মাধৱদেৱে নানা কাৰ্য নাট ৰচনা কৰিলেও তাৰ দ্বাৰা বৈষ্ণৱ ধৰ্মাৰলন্ধী এজন যিদৰে প্ৰভাৱাপ্তি হ'ব, শাস্ত্ৰ বা ইছলামধৰ্মী লোক এজন নহ'বও পাৰে। গতিকে ভঙ্গি এটা অনুভূতি, কিন্তু ই বস ধৰনিত হোৱাৰ দৰে ধৰনিত হয় (দেৱ বিষয়ক ৰতি ভাৱ ধৰনি) বাবে

ଇଯାକ ବସାଭାସ ଆଖ୍ୟା ଦିଯା ହୁଏ— ଏନେଥବଣର କିଛୁମାନ ଯୁକ୍ତି ଆନନ୍ଦବର୍ଧନର ଦିଲାଗୈକେ ଆଲଂକବିକସକଲେ ମାନି ଲାଗିଲେ । ଇଯାର ପିଛତେ ବିଶ୍ଵନାଥେ ‘ସାହିତ୍ୟ ଦର୍ପଣ’ ବ୍ୟାଙ୍ଗର ପରିଚେତ ବାଣ୍ସଲ୍ୟକ ବସ ବୁଲି ଘୋଷଣା କରିଲେ । ଆକ ତେଓର ପିଛତେଇ ଭକ୍ତି ଆନ୍ଦୋଳନର ପ୍ରାବଲ୍ୟର ଫଳତ ପ୍ରସିଦ୍ଧ ଭକ୍ତ ପଣ୍ଡିତ ଜୀପ ଗୋପାଲମୀରେ ତେଓର ‘ଭକ୍ତିବସାମୃତସିଙ୍କୁ’ ନାମର ପ୍ରକାଶରେ ସ୍ଥିକାର କରିଲେ । ଗତିକେ ଭକ୍ତି ଭାବ ବା ବସ ଯିରେଇ ନହୁକ, ଇଯାର ଆସାଦନ ଭକ୍ତିପ୍ରାଣ ପାଠକର କାରଣେ ସଦାୟ ଏକେ । କୃଷ୍ଣ, ଆଜ୍ଞା, ସୀଶ ଯିରେଇ ଭକ୍ତିର ପାତ୍ର ନହୁକ କିମ୍ବା, ଇଯାର ଆସାଦନ ସାମୁହିକ ।

বৈষম্যের ভক্ত আলংকৃতিকসকলৰ সিদ্ধান্ত অনুসৰি ভক্তিক বস বুলি
কোরাটোৱে যুক্তিযুক্ত হ'ব যেন লাগে। বিশেষকৈ অসমৰ ভক্তি আনন্দোলনৰ গুৰি
ধৰ্মৰ্থাৰ্থা শ্ৰীশ্ৰীমাধৰদেৱে নামধোয়াৰ আৰম্ভণিতে ভক্তিৰ বসত্ব স্থীকাৰ কৰি যোৱা
বাবে (বসমৰ্যা মাগোহো ভকতি) অসমীয়া বৈষম্যৰ গ্ৰহসমূহৰ আলোচনাৰ ক্ষেত্ৰত
ভক্তিক বস বুলি মানি লোৱাই শ্ৰেষ্ঠ বুলি ভবা হ'ল। এই ভক্তিৰসেই গোটেই
গ্ৰহখনক অবাৰিত গতিত বৈ আছে। ঘাইকৈ ভক্তিধৰ্মৰ তত্ত্বগুৰুৰ ব্যাখ্যাই যদিও
গ্ৰহখনৰ মূল বিষয়বস্তু, তথাপি সাহিত্যত থাকিবলগীয়া গুণাবলীৰ প্ৰতি (এলিয়টে
কোৱা ‘লিটাৰেৰী ষ্টেগোৰ্ড’ৰ প্ৰতি) মাধৰদেৱ নিৰ্বিকাৰ নাছিল। ভক্তি বজ্ঞাবলীত
কৰিতাৰ প্ৰায় সকলো আংগিকেই তেওঁ পদ বচনাৰ ক্ষেত্ৰত প্ৰয়োগ কৰিছিল।
তেওঁ ইয়াত বাৰহাৰ কৰা ছন্দসমূহ হ'লঃ

পদঃ শ্রনিলাঞ্চা সামাজিক মহিমা নামৰ

କୁଠା ଆର ସମ୍ପତ୍ତି ଶୁଣିଯୋ ଆତପବ ॥

ବୋଲେ କେହୋ ଜନେ ବହ ପ୍ରୟାସେ ସାଧିତ ।

বাহু বাবিসিক আদি মুখ্য প্রায়চিত্ত ।।

দুলঢ়ীঃ কৃষ্ণের চৰণ সেবাৰ মহম্ম

ଶୁନିଲା ଯେଣ ପୂର୍ବତ ।

স্ব ধর্মকো এবি কৃষ্ণ ভকতি

ହୋବୁଯ୍ୟ ସିଦ୍ଧି ସମ୍ଭବ ।।

জ্ঞানিয়া ভুক্ত
হোৰন মাঝি

ক্রয় তাগ বিহিত।

কবয় ত্যাগ না-
প্রয়ান্ত কুরি হিত আচরিলে

ପ୍ରମାଦତ ଆବ
ନାହିଁ ଆନ ପ୍ରାୟଚିତ୍ତ ॥

এনেদৰে লয় আৰু লালিত্যৰ ক্ষেত্ৰত, অন্ত্যমিলৰ ব্যৱহাৰত, এই পদবোৰ ভাগৰতৰ সংস্কৃত শ্লোকবোৰতকৈ কোনোগুণে হীন হয়। মাধৱদেৱে বত্তাবলী প্ৰস্তুত অসমীয়া খণ্ডবাক্যৰ কিছুমানো ব্যৱহাৰ কৰিবলৈ পাহৰা নাই। যেনে— কায়, বাক্য, মনে, পাথৰৰ বেখা ইত্যাদি।

ଭକ୍ତି ବନ୍ଧାରଳୀର ଆଡ଼ିଷ୍ଟରିଲୀ ପଦବୋବେ ଠାଇ ବିଶେଷେ ଉପମା ଅଲଂକାରେ
ଶୋଭିତ ହେଛେ । ତେଉଁବେ ଇଷ୍ଟଦେବତାର ନୟନ, ଚବଣ ଆକୁ ହସ୍ତ ପଂକଜସଦୃଶ ।

ତଦୁପରିଃ

୧. ଦାବାନ୍ତି ସଦୃଶ ତିନି ତାପ ସଂସାରବ ।
ଅନାଦି ଜନମ ତାତେ ପୋରେ ନିବନ୍ଧୁତ ॥
୨. ବାଜହଂସ ସଦୃଶ ପରମ ସାଧୁ ନରେ ।
ଶୁଦ୍ଧ ସତ୍ତ୍ଵ ମନ ସରୋବରେ ମାତ୍ର ଚରେ ॥

ମାଧ୍ୟଦେବର ମତେ ଭଗବାନର କୃପ ଅନୁତମ୍ୟ । ତେଓ ତେଓର ଆବାଧ୍ୟ ଦେବତାର ଲଗତ ଜଡ଼ିତ ପ୍ରତିଟୋ ବସ୍ତୁତେ ଅନୁତର ସନ୍ଧାନ ପାଇଁ — “ତୋମାର ନିର୍ମଳ ଯଶ : ପରମ ଅନୁତ ବସ : ମଦାୟେ କରୋକ କର୍ଣ୍ଣେ ପାନ ।” ତଦୁପରି କେତୋବେ ସ୍ଵଭାବରୂପ ଉପମାବ ପ୍ରୟୋଗେରେ ତେଓର ବଚନା ସୁନ୍ଦର ଆକୁ ଅର୍ଥବହ — “ଭର ଅନ୍ଧକୁପେ ପରି ଆହେ ଯିଟୋଜନ”, “କ୍ଷାବ ପାନୀ ଟେଙ୍ଗା ଲୈୟା ଯଦ୍ୟପି ପଖାଲେ” ଇତାଦି ।

অসমীয়া সমাজত ভক্তি-বত্তাবলীৰ স্থান : ভক্তি-বত্তাবলী অনুদিত
ভক্তিমূলক পঞ্চ হ'লেও ইয়াত মাধৱদেৱৰ সৃজনী প্ৰতিভাৰ স্বাক্ষৰ বিবাজমান।
আতীৰ সহজ-সৰল ভাষা আৰু ভক্তিতত্ত্বৰ অপূৰ্ব ব্যাখ্যাই অসমৰ ভক্ত সমাজত
বত্তাবলীক চিৰযুগমীয়া কৰি ৰাখিছে। সুবৃহৎ ভাগৱতনপটিলেও বৰতাবলীৰ যোগেদি

ভঙ্গি সমাজে ভাগৱত ভক্তিৰ পৰমার্থৰ সম্যক ধাৰণা এটা লাভ কৰিবলৈ সক্ষম হোৱাত ই অসমৰ ভঙ্গি সমাজত হৈ পৰিল ভাগৱত সাৰোদ্বাৰ। “ক বুলিব নাজানে বত্তাবলী পঢ়ে” বোলা পথচানফৰ্মাকিয়ে বত্তাবলীৰ জনপ্ৰিয়তাৰ কথাকে সোঁৰবাই আহিছে। আহোম বুৰঞ্জীসমূহেও বত্তাবলীৰ গুণগান কৰিবলৈ পাহৰা নাই। বুৰঞ্জীসমূহৰ মতে বণলৈ যাবৰ সময়ত বীৰসকলে জন্মভূমিৰ প্ৰতি একানুগত্যৰ শপত গ্ৰহণ কৰে বত্তাবলীৰ ওপৰত হাত হৈ, মৰণৰ হাত সাৰিবলৈ কোনোৱে বুকুত বত্তাবলী সাৰটি টৈশ্বৰৰ নাম জপ কৰে। অসমৰ মহাপুৰুষীয়া ভঙ্গি সম্প্ৰদায়ৰ মূল চাৰি পুঁথিৰ (কীৰ্তন, দশম, ঘোষা, বত্তাবলী) এখনি হিচাপে ভঙ্গি-বত্তাবলীয়ে আজিও ভঙ্গি সমাজৰ মন মণিকূট উজলাই বাখিছে। পুঁথিখনিৰ ঘাই মহড় হ'ল ইয়াৰ মূল ৰূপটিক সৰ্বভাৰতীয় স্বীকৃতি। মূলৰ ভঙ্গি সম্পর্কীয় জটিল আৰু তত্ত্বগুৰুৰ আলোচনাবোৰ মাধৰদেৱে যথাসন্তুৰ সৰলভাৱে অনুবাদ কৰিছে। অসমীয়া ভঙ্গি সমাজত ভঙ্গি-বত্তাবলী আদৰণীয় পুঁথি।

প্ৰসংগ টোকা :

১. অন্ধিকাগিবী ৰায়চৌধুৰী ৰচনাবলী, ১৯৮৬, পৃষ্ঠা : ৮৫৩
২. শ্ৰীমন্ত শংকৰদেৱ : কৃতি আৰু কৃতিত্ব, শিৱনাথ বৰ্মন, পৃষ্ঠা : ১৬০

শ্রীমন্তাগরত পুরাণঃ পৰমহংস পদপ্রাপ্তিৰ পথ

নিগমকল্পতরোৰগলিতং ফলং শুকমুখাদমৃতদ্রৱসংযুক্তম্।
পিৰত ভাগবতং বসমালয়ং মুছৰহো বসিকা ভুবি ভাবুকাঃ ॥

মহাপুরুষ মাধৰদেৰে ইয়াৰ ঘোষাপদ কৰিছে এনেদেৰেঃ
সকল নিগম কল্পতৰু তাৰ ফল মহাভাগৰত
শুকমুখে আসি ভূমিত ভৈলা বিদিত
বসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন
পৰম সন্তোষে পিয়োক বস অমৃত

সংস্কৃত সাহিত্য ভাণ্ডারত পুরাণ সাহিত্যই এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। ভাৰতীয় পৰম্পৰাগত সাহিত্যত বেদৰ পিছতেই পুরাণ ইতিহাসৰ স্থান। “ইতিহাস পুরাণাভ্যাং পঞ্চমো বেদ উচ্যতে” — পুরাণ আৰু ইতিহাসক পঞ্চম বেদ বোলা হয়। এই উক্তিয়েই উক্ত কথা প্রতিপন্ন কৰে। শ্রীমন্তাভাগৰত হ'ল এখন মহাপুরাণ। অষ্টাদশ মহাপুরাণৰ ভিতৰত মন্ত্রাগৰতেই আটাইতকৈ সমাদৃত আৰু মৰ্যাদাপূৰ্ণ শাস্ত্র। ভাৰতৰ ভিন ভিন বৈষ্ণৱ সম্প্ৰদায়ে এই শাস্ত্ৰভাগক পৰম পৰিত্ব আৰু প্ৰামাণ্য শাস্ত্ৰৰূপে গণ্য কৰি আহিছে। বেদান্ত দৰ্শনৰ শাখাসমূহেও এই শাস্ত্রতে নিজৰ নিজৰ দৃষ্টিভঙ্গীৰ সমৰ্থন বিচাৰি পাইছে আৰু চীকা-ভাষ্য লিখি নিজৰ নিজৰ দৃষ্টিভঙ্গী প্রতিপন্ন কৰিবলৈ প্ৰয়াস কৰি আহিছে। এই ভাগৰত শাস্ত্ৰ নিগম কল্পতৰুৰ শুকমুখ বিগলিত অমৃতময় ফল বুলি অভিহিত কৰা হৈছে।

এই ফলত বাকলি, শিথা আৰু গুটি নাই, তাত মাঠোঁ বস আৰু বস। সেইবাবেই
ৰসিক ভাবুকসকলক ব্যাসদেৱে গ্ৰহণ আৰম্ভতে নিৰত্ব এই ফলৰ বস আস্থাদন
কৰিবলৈ কৈছে।

শ্রীমন্তাগরত পরমহংস-সংহিতা, অৰ্থাৎ পরমহংস পদপ্রাপ্তিৰ উপায় এই
মহাপুৰাণত বৰ্ণিত হৈছে। দ্বাদশ স্কন্দ ভাগৰতৰ ভিতৰত দশম স্কন্দ শ্ৰেষ্ঠ। দশম
স্কন্দত নৰৈটা অধ্যায় আছে। তাৰ ভিতৰত উনবিংশ অধ্যায়ৰ পৰা পাঁচটা
অধ্যায়ত বাসলীলা বৰ্ণিত হৈছে। এই পাঁচটা অধ্যায়ক বাসপঞ্চাধ্যায় বোলে।
বাসপঞ্চাধ্যায়ত বৰ্ণনা কৰা বিষয় চমুকৈ এনে—

ভগৱান্তাপি তাৰাত্রিৎ শাৰদ্যোৎফুল্লমল্লিকাঃ।

বীক্ষ্মৰস্তোং মনঃশচত্রঃ

যোগমায়ামুপাচিতঃ।

শৰৎকালৰ উৎফুল্লিত মল্লিকাৰাত্ৰি দেখি যোগমায়াক অৱলম্বন কৰি
ভগৱন্তুই গোপীসকলৰ সৈতে বমন কৰিবলৈ মনস্ত কৰিলে, কাৰণ ব্ৰত কৰি
শ্ৰীকৃষ্ণক পতিকপে পাবলৈ কাত্যায়নী পূজা কৰা গোপবালাসকলক শ্ৰীকৃষ্ণই
প্ৰতিশ্ৰূতি দিছিল। এই কাল প্ৰকৃতিৰ অনুকূল—

শৰৎকালৰ বাত্ৰি অতি বিতোপন

বাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন

ভৈলস্ত উদিত চন্দ্ৰ পূৰ্বদিশহত্তে।

কামাতুৰা স্ত্ৰীৰ যেন সন্তাপ মাৰ্জন্তে॥

এনেকুৱা অনুকূল কালত ভগৱন্তুই গোপীসকলক আহ্বান কৰিলে। এই
আহ্বান সুমধুৰ আৰু সংগীতময় Blessed is the soul that listened to the
voice of the lord. কৃষ্ণত নিমখ গোপীসকলে কৃষ্ণৰ আহ্বান ধৰনি শুনা মাত্ৰকেই
গৃহকৰ্ম যেনে আছিল তেনে অৱস্থাতেই এবি লৱবি গ'ল। ইয়াৰ বৰ্ণনা শংকবদেৱৰ
কীৰ্তনৰ পৰা দিবলৈ আমি প্ৰয়াস কৰিলোঁ। মূলৰ সেই ভাঙনি কি সুন্দৰ আৰু
স্বাভাৱিক (Concise and compact)—

ক'ত গোপী যায় গাই দোহনক এৰি

আধাতে থাকিল দুঞ্চ চৰু সৈতে পৰি

পিয়ন্তে আছিল শিশু, তাহাক নগনি
 পতি শুণ্ডিযাকো এবি যায় কতোজনী
 কতো গোপী আছিল স্বামীৰ পৰশন্তে।
 আধাৰুঞ্জা হয়া কতো যায় লৱবন্তে॥

কোনো গোপী যাব নোৱাৰি বিবহত কৃষও ধ্যানত মগ্ন হ'ল আৰু ধ্যানত
 অৰ্থাৎ সমাধিত আচ্যুতৰ আলিঙ্গন লভি “ক্ষীণ মংগলাঃ” অৰ্থাৎ পুণ্য বন্ধন ক্ষয়
 হৈ মুক্তি লাভ কৰিলে যদিও যাব বুদ্ধিত গোপীসকলে শ্রীকৃষ্ণত সংগত হৈছিল,
 তথাপি শ্রীকৃষও পৰমাত্মা, সেই দেখি তেওঁলোকৰ দেহত্যাগ হ'ল—

ত্ৰমেৰ পৰমাত্মানং জাৰবুদ্ধ্যাপি সংগতাঃ
 জহঃ গুণময়ং দেহং সদ্যঃ প্ৰক্ষিণ বন্ধনাঃ

দ্বাদশ স্কন্দ ভাগৱতৰ ভিতৰত দশম, স্কন্দ প্রভুৰ মুখমণ্ডল। শ্রীকৃষ্ণৰ মুখৰ
 মিচিকীয়া হাঁহিয়ে বস। এই বসেই কপ লৈ ৰাস হৈছে। ভাগৱতৰ এই বাসেই
 সৰ্বশ্ৰেষ্ঠ লীলা। বস এটা শব্দ। কিন্তু বসৰ মূৰ্তি হ'ল শ্রীকৃষও।

মন্ত্রাগৱতৰ আটাইতকৈ মহৎ অবদান হ'ল— “নেন্দ্ৰার্ম্যবাদ আৱিষ্কাৰ”।
 এই শাস্ত্ৰৰ ১২, ১৩ আৰু ১৮সংখ্যক শ্লোকত কোৱা হৈছে—

শ্রীমন্ত্রাগৱত পুৰাণ নিৰ্মলং বৈষ্ণোনানং প্ৰিয়ং
 যস্মীণপৰমহংসমেক নিৰ্মলং জ্ঞানংপৰং গিয়তে
 তত্ জ্ঞানবিবাগ ভক্তি সহিতং নেন্দ্ৰার্ম্য আৱিষ্কৃতং
 তচ্ছুদ্ধিপঠান্তিচাবনপৰো ভক্ত্যা রিমুচ্যেন্মৰঃ

অৰ্থাৎ এই নিৰ্মল মন্ত্রাগৱত পুৰাণ বৈষ্ণোনসকলৰ অতি প্ৰিয়। ইয়াত
 পৰমহংসপ্রাপ্য নিৰ্মল অদ্বিতীয় পৰম জ্ঞান গীত আছে আৰু জ্ঞান বৈৰাগ্য
 ভক্তিসহিত বন্ধনপ্ৰদ সকলো প্ৰকাৰ কৰ্মবৰ্জন বিষয়ক উপদেশ আছে। ঋক, যজুঃঃ,
 সাম আৰু অথৰ্ব বেদৰ প্ৰকৃত অৰ্থ বৰ্ণিত হৈছে ভাগৱতত। এই শাস্ত্ৰ ভক্তিসহকাৰে
 শ্ৰৱণ, পঠন আৰু আনন্দি দৰ্শনৰ পৰাপৰা মানুহে মুক্তি লাভ কৰে।

ভাগৱতক কিয় শ্ৰেষ্ঠ পুৰাণ আখ্যা দিয়া হৈছেঃ
 ১৮খন পুৰাণৰ ভিতৰত মন্ত্রাগৱতক শ্ৰেষ্ঠ স্থান দিয়াৰ কাৰণ হ'ল ভাৰতত

উপ্তৰ হোৱা অধ্যাত্মবিদ্যাৰ ভঁৰাল হ'ল বেদ-উপনিষদ। এই সমগ্ৰ বেদ-উপনিষদৰ অধ্যাত্মবিদ্যা ভাগৰতত মহৰ্ষি বেদব্যাসে লিপিবদ্ধ কৰি গৈছে। অধ্যাত্মবিদ্যা লাভৰ প্ৰধানতঃ তিনিটা পঞ্চ— জ্ঞান, যোগ আৰু ভক্তিক যোগ্যতা অনুসাৰে মনুষ্যৰ মাত্ৰকে ভাগৰতৰ মাধ্যমেৰে বেদব্যাসে দান কৰি গৈছে। কিন্তু সৰ্বসাধাৰণ মনুষ্যৰ বাবে ব্ৰহ্মজ্ঞান বা মুক্তি লাভৰ উপায় হিচাপে ভক্তিমার্গকে বেদব্যাসে সাৰ্বজনীন বুলি দেখুৱাইছে। সত্যাদি যুগৰ তুলনাত মনুষ্যসকল আয়ুস, মানসিক-শাৰীৰিক শক্তি আদি সকলো ক্ষেত্ৰতে ইৰীন পৰিলক্ষিত হৈছে। সত্যযুগৰ মনুষ্য স্বাভাৱিকতে সত্ত্বগুণপ্ৰধান। কিন্তু কলিযুগত শাৰীৰিক, মানসিক, আধ্যাত্মিক ক্ষেত্ৰত মনুষ্যৰ বহুতো অৱনতি হ'ল। ইয়াৰ কাৰণ বিশ্বেষণ কৰা আমাৰ উদ্দেশ্য নহয়। কিন্তু কলিযুগত মানৰ জাতিৰ বাবে অধ্যাত্মবিদ্যাৰ অনুশীলন কৰি মোক্ষ লাভ কৰা কঠিন হৈ পৰিল। সেইবাবে বেদব্যাসে কলিযুগৰ মনুষ্যৰ প্ৰতি দয়াশীল হৈ শ্রীমন্তাগৰত বচনা কৰি প্ৰেমভক্তিৰ যোগেদি আপেক্ষিকভাৱে সহজে অধ্যাত্মজ্ঞান লাভ কৰি কিদৰে মুক্তিলাভ কৰিব পাৰি, তাক বিশদভাৱে বৰ্ণনা কৰি গৈছে। জ্ঞান যোগ আদি বিভিন্ন অধ্যাত্ম মার্গৰ তুলনাত ভক্তিমার্গ সহজ-সৰল আৰু ইয়াত সকলোৰে অধিকাৰ আছে। অষ্টাঙ্গ যোগ তথা নিয়ানিত্যবস্তু বিবেক আদি সাধনা কলিযুগৰ মনুষ্যৰ বাবে একপ্ৰকাৰ অসম্ভৱ প্ৰায়। সেয়েহে বেদব্যাসে ভক্তিমার্গ প্ৰকাশ কৰি সৰ্বসাধাৰণ মনুষ্যৰ বাবে মুক্তি লাভৰ উপায় প্ৰদান কৰি গৈছে।

ভাগৰতত ব্যাসদেৱে কৈছে—

বদন্তি তৎ তত্ত্ববিদঃ তত্ত্বঃ

যজ্ঞ জ্ঞানম্ অদ্যঃঃ

ব্ৰহ্মোতি পৰমাত্মোতি ভগবান ইতি শব্দ্যতে।

যিসকল তত্ত্বেক্তা অৰ্থাৎ ব্ৰহ্মজ্ঞান লাভ কৰি জ্ঞানমার্গৰ দ্বাৰা আত্মজ্ঞান বা মোক্ষ লাভ কৰিবলৈ সমৰ্থ হৈছে, সেই অদ্যঃজ্ঞান ভাগৰতৰ যোগেদি ভক্তিৰ সাধনাৰ দ্বাৰা লাভ কৰিবলৈ সমৰ্থ হয়। সেই কাৰণে ভাগৰতৰ শ্ৰেষ্ঠত্ব সকলো জ্ঞানী, যোগী ভক্তই স্বীকাৰ কৰি গৈছে।

শ্রীমন্তাগৰত হ'ল এখন মহাপূৰ্বাণ। মাধৱদেৱে ভক্তি-বত্তাবলীত উল্লেখ কৰিছে—

নিখিল বেদৰ সাৰ মহাভাগৰত।

সদ্য ভক্তি প্ৰদ যাৰ অতুল মহত্ত্ব।।

মহাপুৰুষ শংকবদেৱেও ভাগৰত ভাঙনিৰ দশম স্কন্দত ইয়াৰ মহত্ত্বৰ কথা
উল্লেখ কৰিছে—

শুনিযোক সৰ্বজন কৃষ্ণত অৰ্পিয়ো মন

মহাভাগৰত কথাযাব

ইসে পুৰাণ সূৰ্য

ভক্তিৰ প্ৰকাশক

সমস্ত বেদৰ সাৰোচাব।।

এই মন্ত্রাগৰতেই হ'ল পৰম ব্ৰহ্মা ভগৱন্ত পুৰুষ। সেয়ে ইয়াক ভগৱানৰ
বাংময় মূর্তিকপে ভোা হয়। স্কন্দপুৰাণত কোৱা হৈছে—

শ্ৰীমন্ত্রাগৰতস্য অথ শ্ৰীমন্ত্রাগৰতস্তথা।

স্বকপমেকমেৰাস্তি সচিদানন্দ লক্ষণম।।

শ্ৰীমন্ত্রাগৰত পুৰাণক ‘পুৰাণ তিলক, সৰ্ববেদান্তসাৰ, বৈকুঞ্জ, কল্পতৰু, পুৰাণ-
সূৰ্য আদি নানা মৰ্যাদাপূৰ্ণ অভিধাৰে বিভূষিত কৰা হৈছে। মহাপুৰুষ শংকবদেৱে
স্পষ্ট ভাষাবে দশম স্কন্দৰ ৪২৫সংখ্যক পদত শ্ৰীমন্ত্রাগৰতক পুৰাণ সূৰ্য বুলি
প্ৰশংসা কৰিছে—

শুনিযোক সৰ্বজন কৃষ্ণত অৰ্পিয়ো মন

মহাভাগৰত কথাসাৰ

ইসে পুৰাণ সূৰ্য

ভক্তিৰ প্ৰকাশক

সমস্ত বেদৰ সাৰোচাব।।

সমস্ত বেদৰ সাৰবস্তু হৈছেনাৰায়ণৰ গুণগান কৰা। বেদৰ এই বক্তব্যখিনিতে
ৰসালভাৰে মন্ত্রাগৰতত প্ৰকাশ কৰা হৈছে।

শ্ৰেষ্ঠত ভাগৰত শব্দৰ অৰ্থ সম্বন্ধে আমি লাভ কৰা সম্যক জ্ঞানেৰে বক্তব্যৰ
মোখনি মাৰিবলৈ ওলাইছোঁ। ভাগৰতৰ অৰ্থ হ'ল ভগৱৎ প্ৰেম। ভ— ভক্তি,
গ— জ্ঞান, ব— বৈবাগ্য, ত— ত্যাগ। অৰ্থাৎ ভক্তি মাৰ্গেৰে জ্ঞানলৰু হৈ, কিছু
দিশত বৈবাগ্য অবলম্বন কৰি, কাম-ক্ৰেধ, লোভ-মোহ ত্যাগ কৰি, সুখ-দুৰ্দ
সকলোতে নিৰ্বিকাৰ হৈ অৰ্থাৎ “স্থিতপ্ৰজ্ঞ” হ'ব পৰাজনৰ বাবে মোক্ষ লাভৰ পথ

প্ৰশ়স্ত আৰু এই স্থিতিপ্ৰজ্ঞত্ব লাভৰ মাধ্যম হ'ল ভাগৱত পঠন, শ্ৰবণ আৰু কীৰ্তন। আনন্দাতে অসমৰ এগৰাকী বৈষ্ণৱ পণ্ডিত, গৱেষক, শ্ৰীশ্ৰীআউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° শ্ৰীশ্ৰীপীতাম্বৰ দেৱগোস্বামীয়ে তেওঁৰ গৱেষণামূলক গ্ৰন্থ “ভাগৱত দৰ্পণ”ত উল্লেখ কৰা “ভাগৱত শব্দৰ আধ্যাত্মিক অৰ্থ এনেধৰণৰ— ভা, গ, ব, ত— এইচাৰি অক্ষৰ যুক্ত গৈ ভাগৱত শব্দৰ কৰ্প গ্ৰহণ কৰিছে। ভা— ইয়াৰ অৰ্থ পোহৰ বিলায়। গ— শব্দৰ অৰ্থ গান গোৱা, সনক, সনন্দ, সনৎকুমাৰ, সনাতন আৰু নাৰদ আদি খাখিয়ে যি শাস্ত্ৰ গান গাইছিল বা কীৰ্তন কৰিছিল, ব— বৰ্তি থকা, সম্মিৰিষ্ট হৈ থকা, যি শাস্ত্ৰত ঝক, যজু, সাম এই তিনি বেদৰ তত্ত্ব নিহিত হৈ আছে। শ্ৰেষ্ঠত ‘ত’— শব্দৰ অৰ্থ এনে কৰা, যি শাস্ত্ৰই সকলোকে বক্ষা কৰে, আগকৰ্তা কপে ভূমুকি মাৰে। এইচাৰি অক্ষৰে ভাগৱতৰ বিশাল উদ্দেশ্যৰ কথাকেই প্ৰকাশ কৰিছে। শ্ৰেষ্ঠত মাধ্বদেৱে নামযোৰ্ঘাত কোৱা এফাঁকি পদেৰে আমাৰ লেখা সামৰিছো—

সমস্ত বেদান্তসাৰ

মহাভাগৱত শাস্ত্ৰ

ইহাৰ অমৃত বস পাই।

পৰম সন্তোষে পান

কৰিলে যিজনে তাৰ

অন্যত্র বসত বতি নাই॥

मात्र ने अपनी विजाति का भास्तुर्तम् । यादेश्वर लिप्तः

उसाने द्वारा उत्तरिक्षा की घटना से । यादें गहरा लिप्त हो गयी हैं। जुड़वा इन घटनाओं की भूमिका भी जाहिर नहीं हो सकती है।

শংকৰদেৱ-মাধৱদেৱ সৃষ্টি আৰু দৃষ্টি



Purbayon
Publication
Guwahati | Assam | India
purbayonindia21@gmail.com

ISBN 978-03-03881-81-6

